

তর্কবিজ্ঞান আৰু দৰ্শন

উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠ্যপুঁথি



অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
ৰাষ্ট্ৰীয় পাঠ্যক্ৰম গাঁথনি-২০০৫ৰে আধাৰত

TARKABIGYAN ARU DARSHAN : A textbook on the subject Logic & Philosophy for H. S. 1st year classes, prepared and prescribed by Assam Higher Secondary Education Council, and published by Jyoti Prakashan, on behalf of AHSEC.

প্রথম প্রকাশ : মে', ২০১০

দ্বিতীয় প্রকাশ (পুনর্মুদ্রণ) : জুন, ২০১১

তৃতীয় প্রকাশ (পুনর্মুদ্রণ) : আগস্ট, ২০১২

পঞ্চম প্রকাশ (পুনর্মুদ্রণ) : মে', ২০১৪

ষষ্ঠ প্রকাশ (পুনর্মুদ্রণ) : জুন, ২০১৫

সপ্তম প্রকাশ (পুনর্মুদ্রণ) : জুন, ২০১৬

অষ্টম প্রকাশ (পুনর্মুদ্রণ) : জুন, ২০১৭

নবম প্রকাশ (পুনর্মুদ্রণ) : এপ্রিল, ২০১৮

দশম প্রকাশ (পুনর্মুদ্রণ) : এপ্রিল, ২০১৯

একাদশ প্রকাশ (পুনর্মুদ্রণ) : জুন, ২০২০

দ্বাদশ প্রকাশ (পুনর্মুদ্রণ) : আগস্ট, ২০২১

ত্রয়োদশ প্রকাশ (পুনর্মুদ্রণ) : জুন, ২০২২

চতুর্দশ প্রকাশ (পুনর্মুদ্রণ) : মে', ২০২৩

© অসম উচ্চতর মাধ্যমিক শিক্ষা সংসদ, ২০১০

মূল্য : ৯০.০০ টকা

পাঠ মুদ্রণ : 70 জি এছ এম

বেটুপাত : 150 জি এছ এম

অসম উচ্চতর মাধ্যমিক শিক্ষা সংসদৰ

সচিবৰ দ্বাৰা প্ৰকাশিত

বামুণীমেদাম, গুৱাহাটী-৭৮১০২১

মুদ্ৰক : ত্ৰিনয়ন গ্ৰাফিক অফছেট,

উদ্যোগ পাম, বামুণীমেদাম,

গুৱাহাটী-৭৮১০২১

অসম উচ্চতর মাধ্যমিক শিক্ষা সংসদৰ হকে

জ্যোতি প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-১

সৰ্বস্বত্ত্ব সংৰক্ষিত

- ❖ প্ৰকাশকৰ অনুমতি আবহনে এই প্ৰকাশনৰ বি
কোনো অংশৰ ছপা কৰা কাৰ্য অথবা
ইলেকট্ৰনিক মাধ্যম, যান্ত্ৰিক মাধ্যম, ফটো
প্ৰতিলিপি, ৰেকডিং নাই বা আন কোনো
উপায়ৰে, পুনঃপন্থিত সহায়ত ইয়াৰ
সংগ্ৰহকৰণ অথবা সংৰ্বৰ্ধন কৰাটো নিষিদ্ধ।
- ❖ এই কিতাপখনৰ বিক্ৰী এই চুক্তি সাপেক্ষে কৰা
হৈছে যে প্ৰকাশকৰ আগতীয়া অনুমতি আবহনে
এই কিতাপখন ইয়াৰ নিজা বেটুপাত 'বাইশিঙ্গ'ৰ
বাহিৰে অন্য কোনো প্ৰকাৰে ব্যৱসায় কৰা, ধাৰে
দিয়া, পুনৰ বিক্ৰী কৰা নাইবা ভাড়ালৈ দিব
নোৱাৰিব।
- ❖ এই পুথিখনৰ উচিত মূল্য এই পৃষ্ঠাতে ছপা কৰিব
লাগিব। বৰবৰ 'স্টাম্প', স্ট্ৰিকাৰ মৰা বা অন্য কোনো
প্ৰকাৰে অংকিত যিকোনো সংশোধিত মূল্যই অশুন্দ
হ'ব আৰু বিৰেচিত নহ'ব।

ডিচিপি, ছেটিং, ছবি আৰু বেটুপাত

উপানন্দ দাস

পাঠ্যপুঁথি প্রস্তুতি সমিতি

উপদেষ্টা

- ❖ ড° সরজু দাস, প্রাক্তন অধ্যাপিকা, সন্দিকে ছোরালী মহাবিদ্যালয়।

সদস্যসকল :

- ❖ ড° ঘুঢ়িকা দাস, সন্দিকে ছোরালী মহাবিদ্যালয়।
- ❖ সেরিকা দাস, নারেংগী আঞ্চলিক মহাবিদ্যালয়।
- ❖ মীলমণি ফুকন, মরিগাঁও মহাবিদ্যালয়।
- ❖ নরানিতা ভূঞ্জা ফুকন, গুৰুকুল একাডেমী কনিষ্ঠ মহাবিদ্যালয় (মরিগাঁও)।
- ❖ ড° নীলিমা গোস্বামী, আর্য বিদ্যাপীঠ মহাবিদ্যালয়।
- ❖ ড° মাইনা শর্মা, বি বৰুৱা মহাবিদ্যালয়।
- ❖ মোহন চন্দ্ৰ ডেকা, পূব কামৰূপ মহাবিদ্যালয়।
- ❖ ড° প্ৰণীতা দেৱী, বজালী মহাবিদ্যালয়।
- ❖ বাসন্তী মেধি, কটন মহাবিদ্যালয়।
- ❖ সাগৰিকা গোস্বামী, কটন মহাবিদ্যালয়।
- ❖ মনুলা দেৱী চৌধুৰী, উত্তৰ কামৰূপ মহাবিদ্যালয়।
- ❖ মৈত্ৰেয়ী শৰ্মা, পাণু মহাবিদ্যালয়।
- ❖ বনজিৎ বৈশ্য, এছ বি এম এছ মহাবিদ্যালয়
- ❖ মণ্টু কুমাৰ দাস, গোৱালপুৰা মহাবিদ্যালয়।

সম্পাদনা

- ❖ বাসন্তী মেধি, কটন মহাবিদ্যালয়।
- ❖ সাগৰিকা গোস্বামী, কটন মহাবিদ্যালয়।

সদস্য সমন্বয়ক

- ❖ ড° গিৰিশ শৰ্মা, মুৰব্বী অধ্যাপক, দৰ্শন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়।

ভূমিকা

জ্ঞান-বিজ্ঞান সকলো দিশতে যি অভূতপূর্ব অগ্রগতি হৈছে, তাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ যিকোনো স্তৰতে পাঠ্যক্ৰম অন্তিবিলম্বে পুৰণি আৰু অপ্রাসংগিক হৈ পৰিবলৈ বাধ্য। এই ফালৰ পৰা চালে শিক্ষানীতি আৰু পাঠ্যক্ৰম আজিৰ দিনত ঘনাই পৰিৱৰ্তন নকৰিলে আমাৰ ছাত্ৰ-ছাত্ৰীৰ মানসিকতা সময়ৰ লগত খাপ খুৱাই আগবাঢ়িৰ নোৱাৰাটো স্বাভাৱিক। এই দৃষ্টিভঙ্গীৰ পৰা বিচাৰ কৰি ভাৰতৰ বিভিন্ন প্ৰান্তত শিক্ষাৰ যি পৰিৱৰ্তন অনা হৈছে, তাৰ লগত সংগতি বাখি অসমতো প্ৰয়োজনীয় সালসলনিৰ প্ৰস্তুতি চলিছে।

“তৰ্কবিজ্ঞান আৰু দৰ্শন” পুথিখন তেনে এক প্ৰচেষ্টাৰে এক অংশ। অন্যান্য বিষয়সমূহৰ লগতে বাণিজ্যিক গণিতৰ পাঠ্যক্ৰমো যি নতুন দৃষ্টিভঙ্গী আৰু আধুনিক তত্ত্বেৰ সজাই তোলা হৈছে, সেই পাঠ্যক্ৰম সুসংবন্ধভাৱে ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পৰাকৈ এই পুথিখন ৰচনা কৰা হৈছে।

এই পাঠ্যপুথিখন প্ৰস্তুত কৰি দিয়া বাবে আমি পাঠ্যপুথি প্ৰস্তুতি সমিতিৰ সমূহ সদস্য তথা সম্পাদকৰ ওচৰত নথৈ কৃতজ্ঞ। ডিটিপি কৰি দিয়া বাবে উপানন্দ দাসলৈ ধন্যবাদ দিছো। এই কাৰ্যত জড়িত সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলো। পাঠ্যপুথিৰ পৰৱৰ্তী পৰ্যায়ত উন্নতি কৰিবলৈ বিজ্ঞানৰ পৰা দিহা-পৰামৰ্শ আশা কৰিলো।

আমি আশা কৰো যে পুথিখনে এই বিষয়ৰ শিক্ষাৰ উদ্দেশ্যাৱলী সফলভাৱে ৰূপায়ণ কৰিব পাৰিব। ইতি

সচিব

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ

বামুণীমেদাম, গুৱাহাটী- ২১

ভারতীয় সংবিধান

প্রস্তাবনা

আমি ভারতৰ জনগণে ভারতক এখন সাৰ্বভৌম
সমাজবাদী ধৰ্মনিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্যকপে গঠন
কৰিবলৈ, তথা ইয়াৰ সকলো নাগৰিকৰ বাবে, সামাজিক,
অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, অভিব্যক্তি,
বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা, প্ৰতিষ্ঠা আৰু
সুযোগৰ সমতা লাভ কৰিবলৈ আৰু তেওঁলোকৰ
সকলোৰে মাজত ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু
সংহতি সুনিশ্চিতকাৰী ভাত্তাব বৃদ্ধি কৰিবলৈ নিষ্ঠা
সহকাৰে সংকল্প কৰি— আমাৰ এই সংবিধানসভাত
আজি ১৯৪৯ চনৰ নৱেম্বৰ মাহৰ ষষ্ঠিবিংশ দিৱসত এই
সংবিধান গ্ৰহণ কৰিছো, অধিনিয়মিত কৰিছো আৰু
নিজকে অৰ্পণ কৰিছো।

সূচীপত্র

<u>খণ্ড</u>	<u>বিষয়বস্তু</u>	<u>পৃষ্ঠা নং</u>
প্রথম খণ্ড	❖ তর্কবিজ্ঞান	1-20
দ্বিতীয় খণ্ড	❖ পদ ❖ বচন ❖ সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন ❖ পদৰ ব্যাপ্ততা ❖ বচনৰ আধুনিক শ্ৰেণীবিভাজন	21-28 29-42 43-49 50-53 54-58
তৃতীয় খণ্ড	❖ অনুমান ❖ নিৰপেক্ষ ন্যায়	59-71 72-107
চতুর্থ খণ্ড	❖ প্ৰতীকাত্মক তর্কবিজ্ঞান	108-122
পঞ্চম খণ্ড	❖ দৰ্শন	123-133
ষষ্ঠ খণ্ড	❖ ভাৰতীয় দৰ্শন	134-144
সপ্তম খণ্ড	❖ জ্ঞানৰ উৎপত্তি সম্পর্কীয় তত্ত্ব ❖ প্ৰমাণ	145-154 155-164
অষ্টম খণ্ড	❖ বাস্তৱবাদ ❖ ভাৰবাদ	165-167 168-170

প্রথম খণ্ড

তর্কবিজ্ঞান

(সংজ্ঞা, প্রকৃতি, পরিসর আৰু উপযোগিতা,
পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞান)

(Definition, Nature, Scope and Utility,
Traditional and Modern logic)

1.1 ভূমিকা :

মানুহ বুদ্ধিমত্তিসম্পন্ন জীৱ। আন সকলো
জীৱৰ দৰে মানুহো এক প্ৰকাৰৰ জীৱ। কিন্তু
বুদ্ধিমত্তি থকাৰ বাবে মানুহ আন জীৱবিলাক্তকৈ
পৃথক। মানুহ জীৱশ্ৰেষ্ঠ। বুদ্ধিমত্তিৰ পৰাই মানুহৰ
চিন্তা কৰাৰ ক্ষমতা জন্মে। মানুহৰ চিন্তা সকলো
সময়তে, শুন্দি বা যথাৰ্থ নহ'বও পাৰে। তর্কবিজ্ঞানে
চিন্তা শুন্দি হোৱাৰ উদ্দেশ্যে কিছুমান বিধি-নিয়ম
প্ৰণয়ন কৰে। এই বিধি-নিয়মসমূহ পালন কৰিলে
চিন্তা শুন্দি হয়। শুন্দি চিন্তাৰ মাধ্যমেৰে যথাৰ্থ
জ্ঞানত উপনীত হোৱাটো সন্তুষ্ট হয়। যথাৰ্থ জ্ঞানৰ
মাধ্যমেৰে সত্যোপলক্ষি হয়। সত্যোপলক্ষিয়েই
হ'ল মানুহৰ জ্ঞান অন্বেষণৰ চৰম লক্ষ্য।

1.2 তর্কবিজ্ঞান কাক বোলে?

তর্কবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হ'ল Logic।
'Logike' এই গ্ৰীক শব্দটোৰ পৰা Logic
শব্দটোৰ উদ্ভূত হৈছে। আকৌ 'Logike' হ'ল
'Logos' এই বিশেষ্যৰ বিশেষণ। Logos এই

গ্ৰীক শব্দটোৰ অৰ্থ হ'ল চিন্তা বা চিন্তাৰ প্ৰকাশ
হিচাপে শব্দ। বৃংপত্তিগত অৰ্থৰ দিশৰ পৰা
তর্কবিজ্ঞানৰ সংজ্ঞা হ'ল— তর্কবিজ্ঞান ভাষাত
প্ৰকাশিত চিন্তাৰ বিজ্ঞান। (Logic is the science
of thought as expressed in language)।

চিন্তা (Thought) শব্দটো অতি ব্যাপক। চিন্তা
বুলিলে সাধাৰণতে প্ৰত্যক্ষ (Perception), শুভ্ৰতা
(Memory), কল্পনা (Imagination), সামান্য
ধাৰণা বা অনুমান (General Idea or Concept),
যুক্তিপদ্ধতি (Reasoning) আদি সকলোকে
বুজায়। তর্কবিজ্ঞানৰ ক্ষেত্ৰত চিন্তা শব্দটো ব্যৱহাৰ
নকৰি স্পষ্টতাৰ বাবে অনুমান (Reasoning)
শব্দটো ব্যৱহাৰ কৰিব পাৰি।

তর্কবিজ্ঞানক সাধাৰণতে অনুমানৰ বিজ্ঞান
বুলি কোৱা হয় :

সদ্যহতে তর্কবিজ্ঞান সম্পর্কে মনত এটা
মোটামুটি ধাৰণা গঢ়ি তোলাৰ উদ্দেশ্যে এই
সংজ্ঞাটো চমুকৈ আলোচনা কৰিব পাৰি।

বিজ্ঞান : প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ

সম্পর্কে সুসংবদ্ধ, সাধাৰণ, যুক্তিনিষ্ঠ, প্ৰামাণিক, যথাৰ্থ আৰু সুনিশ্চিত জ্ঞানক বিজ্ঞান বোলে। উদাহৰণ স্বৰূপে— পদাৰ্থবিজ্ঞান, উদ্বিদবিজ্ঞান, মনোবিজ্ঞান আদি বিজ্ঞান।

সমগ্ৰ প্ৰকৃতিক বিভিন্ন বিভাগত বিভক্ত কৰা হয়। বিজ্ঞান ইয়াৰ কোনো এটা নিৰ্দিষ্ট বিভাগৰ জ্ঞান। বিজ্ঞান সেই নিৰ্দিষ্ট বিভাগৰ অন্তৰ্ভুক্ত বস্তু সাধাৰণৰ জ্ঞান। এনে জ্ঞান সুসংগত আৰু সুসংবদ্ধ, যুক্তিসংবল, প্ৰামাণ্য স্বভাৱৰ হ'ব লাগিব। প্ৰামাণিত হ'লে বিজ্ঞানৰ জ্ঞান যথাৰ্থ বুলি নিৰ্বাপিত হয় আৰু ই নিশ্চিত স্বভাৱৰ হয়।

অনুমান :: যি মানসিক প্ৰক্ৰিয়াৰ জৰিয়তে জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায়, তাক অনুমান বোলে।

অনুমানক ভাষাৰ জৰিয়তে প্ৰকাশ কৰিলে তাক যুক্তি বা তৰ্ক (Argument) বোলে।

অনুমানত জ্ঞাত বিষয় বা সত্যই ‘আধাৰবচন’ (Premises) গঠন কৰে। অনুমানৰ জৰিয়তে উপনীত হোৱা অজ্ঞাত নতুন বিষয় বা সত্যই সিদ্ধান্ত (Conclusion) হয়। গতিকে, অনুমানত আধাৰবচনৰ জৰিয়তে সিদ্ধান্তত উপনীত হোৱা যায়।

অনুমানক নিগমন (Deductive) আৰু (Inductive) এই দুই ভাগত ভাগ কৰা হয়।

নিগমন অনুমানত এটা বা ততোধিক আধাৰবচনৰ পৰা সিদ্ধান্তটো অনিবার্যভাৱে নিঃসৃত হয়। নিগমনৰ সিদ্ধান্তটো আধাৰবচনতকৈ কেতিয়াও অধিক ব্যাপক হ'ব নোৱাৰে।

উদাহৰণ স্বৰূপে—

সকলো মানুহ হয় মৰণশীল
সকলো ৰাজনীতিবিদ হয় মানুহ
. . . সকলো ৰাজনীতিবিদ হয় মৰণশীল।

আগমন অনুমানত অভিজ্ঞতাৰ পৰা লাভ কৰা কিছুমান ঘটনা বা বস্তু পৰ্যবেক্ষণ কৰি তাত পোৱা বিশেষ ঘটনা সম্বন্ধ বা বস্তু-স্বভাৱৰ ওপৰত নিৰ্ভৰ কৰি সেই জাতীয় সকলো ঘটনা বা বস্তু সম্পর্কে কোনো সাৰ্বিক বচন প্ৰতিষ্ঠা কৰা হয়। আগমনত সিদ্ধান্তটো আধাৰবচনতকৈ অধিক ব্যাপক হয়।

উদাহৰণ স্বৰূপে—
বাম হয় মৰণশীল
হৰি হয় মৰণশীল
মধু হয় মৰণশীল
. . . সকলো মানুহ হয় মৰণশীল।

তর্কবিজ্ঞানৰ আলোচনাৰ বিষয়বস্তু হ'ল অনুমান। তর্কবিজ্ঞানে সুসংবদ্ধভাৱে অনুমান সম্পর্কে আলোচনা কৰি যথাৰ্থ আৰু সুনিশ্চিত জ্ঞান আহৰণ কৰে। ‘অনুমান’ সম্পর্কে বিজ্ঞানসম্বন্ধভাৱে আলোচনা কৰাৰ কাৰণে তর্কবিজ্ঞানক অনুমানৰ বিজ্ঞান বুলি অভিহিত কৰা হয়।

1.3 তর্কবিজ্ঞানৰ প্ৰকৃতি :

তর্কবিজ্ঞানৰ প্ৰকৃত স্বৰূপ বা প্ৰকৃতি নিৰ্ণয় কৰিবলৈ হ'লে কিছুমান বিষয় আলোচনা কৰা নিতান্ত প্ৰয়োজন।

(1) তর্কবিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত জড়িত, প্ৰত্যক্ষ জ্ঞানৰ লগত নহয়। (Logic is concerned with Mediate

knowledge, not with Immediate Knowledge) :

জ্ঞান (Knowledge) : যদি বহির্জগত
কোনো বস্তু বা ঘটনার লগত মনৰ মাজত উদয়
হোৱা ধাৰণাসমূহৰ সামঞ্জস্য বা সাদৃশ্য থাকে
আৰু সেই সামঞ্জস্য বা সাদৃশ্যত বিশ্বাস থাকে,
তেনেহ'লে তাক জ্ঞান বোলে।

জ্ঞানৰ মাজত তিনিটা উপাদান নিহিত হৈ
থাকে— (i) কোনো বস্তু বা ঘটনা সম্পর্কে মনত
উদয় হোৱা ধাৰণাসমূহ (ii) বহির্জগতৰ অস্তিত্বশীল
কোনো বস্তু বা ঘটনার লগত এই ধাৰণাসমূহৰ
সামঞ্জস্য বা সাদৃশ্য (iii) এনে সামঞ্জস্যত বিশ্বাস।

উদাহৰণ স্বৰূপে—

আমি সূর্যক জানো। ইয়াৰ অৰ্থ হ'ল—
সকলো গ্রহই প্ৰদক্ষিণ কৰা বৃহৎ আকাৰৰ অতিশয়
উজ্জল জ্যোতিক সম্পর্কে আমাৰ মনত উদয়
হোৱা ধাৰণাসমূহৰ লগত সামঞ্জস্য থকাকৈ
প্ৰকৃততে সূৰ্যটো আছে আৰু এই সামঞ্জস্য থকা
বুলি আমাৰ বিশ্বাস আছে।

জ্ঞানৰ এই তিনিটা উপাদানৰ যিকোনো এটাৰ
অভাৱ ঘটিলে, ই জ্ঞান হ'ব নোৱাৰে।

জ্ঞানক প্ৰধানকৈ দুই ভাগত ভগাব পাৰি—

(i) প্ৰত্যক্ষ জ্ঞান (*Immediate Knowledge*)
আৰু (ii) পৰোক্ষ জ্ঞান (*Mediate Knowledge*)।

(i) প্ৰত্যক্ষ জ্ঞান : অন্য কোনো জ্ঞানৰ সহায়
নোলোৱাকৈ পোনপটীয়াভাৱে অৰ্জন কৰা জ্ঞানক
প্ৰত্যক্ষ জ্ঞান বোলে। অৰ্থাৎ বাহ্যপ্ৰত্যক্ষ আৰু
অন্তপ্ৰত্যক্ষৰ জৰিয়তে লাভ কৰা জ্ঞানক প্ৰত্যক্ষ

জ্ঞান বোলে।

(ii) পৰোক্ষ জ্ঞান : অন্য কোনো জ্ঞানৰ
মাধ্যমেৰে লাভ কৰা জ্ঞানক পৰোক্ষ জ্ঞান বোলে।
অনুমান, শব্দ আদিৰ জৰিয়তে লাভ কৰা জ্ঞানেই
পৰোক্ষ জ্ঞান।

তর্কবিজ্ঞান জ্ঞানৰ বিষয়ৰ সত্যতা প্ৰমাণৰ
লগত জড়িত। প্ৰত্যক্ষ জ্ঞানৰ ক্ষেত্ৰত প্ৰামাণ্য
নিৰ্বাপণ কৰাৰ কোনো প্ৰয়োজন নাথাকে।
ইন্দ্ৰিয়সমূহ বিকল বা অসুস্থ নহৈ সুস্থ থাকিলে
বাহ্যপ্ৰত্যক্ষৰ জৰিয়তে পোৱা জ্ঞান আৰু মন
প্ৰকৃতিস্থ থাকিলে অন্তপ্ৰত্যক্ষৰ জৰিয়তে পোৱা
জ্ঞান নিৰ্ভুল বা যথাৰ্থ বুলি প্ৰহণ কৰিবই লাগিব.
কিন্তু পৰোক্ষ জ্ঞান অৰ্থাৎ অনুমান আৰু শব্দৰ
জৰিয়তে পোৱা জ্ঞানৰ ক্ষেত্ৰত ভুল-ভাস্তি ঘটাৰ
সম্ভাৱনা থাকে। গতিকে পৰোক্ষ জ্ঞানৰ ক্ষেত্ৰত
সত্যতা প্ৰমাণ কৰা বা প্ৰামাণ্য নিৰ্বাপণ কৰাৰ
প্ৰশ্নটো উথাপিত হয়।

তর্কবিজ্ঞানৰ প্ৰধান আলোচ্য বিষয় হ'ল
অনুমান। মূল বিষয়বস্তুৰ সহায়কাৰী কিছুমান
বিষয়ো তর্কবিজ্ঞানে আলোচনা কৰে। তর্কবিজ্ঞানৰ
মূল কাৰ্য হ'ল— সত্যক জনা বা উপলব্ধি কৰা
আৰু জ্ঞাত বিষয়ৰ সত্যতাক প্ৰমাণ কৰা।

গতিকে তর্কবিজ্ঞান পৰোক্ষ জ্ঞানৰ লগতহে
জড়িত, প্ৰত্যক্ষ জ্ঞানৰ লগত নহয়। প্ৰাচ্য তর্কবিজ্ঞান
অনুসৰি সকলো প্ৰকাৰ জ্ঞানেই তর্কবিজ্ঞানৰ
আলোচ্য বিষয়।

**(2) তর্কবিজ্ঞান আকাৰগত সত্যতা আৰু
বস্তুগত সত্যতা উভয় প্ৰকাৰৰ সত্যতাৰ লগত
জড়িত (Logic is concerned both**

with formal truth and material truth) :

প্ৰত্যেক বস্তুৰে দুটা দিশ আছে— আকাৰ আৰু উপাদান। উদাহৰণ স্বৰূপে— এটা ঘূৰণীয়া ৰূপৰ মুদ্ৰা। এই মুদ্ৰাটোৱে আকাৰ ‘ঘূৰণীয়া’ আৰু ইয়াৰ উপাদান ‘ৰূপ’। গতিকে, ‘ঘূৰণীয়া ৰূপৰ মুদ্ৰা’ বুলিলে ৰূপেৰে নিৰ্মিত ঘূৰণীয়া আকাৰৰ এটা মুদ্ৰাক বুজা যায়।

উপাদান অবিহনে আকাৰ আৰু আকাৰ অবিহনে উপাদান থাকিব নোৱাৰে। কিন্তু বিভিন্ন বস্তুৰ আকাৰ একে হ'লেও উপাদানৰ দিশৰ পৰা পাৰ্থক্য থাকিব পাৰে। আকৌ, উপাদান একে হ'লেও আকাৰৰ দিশত পাৰ্থক্য থাকিব পাৰে।

প্ৰত্যেক জড় বস্তুৰ দৰে চিন্তারো দুটা দিশ আছে— আকাৰ আৰু উপাদান। যিভাৱে চিন্তা কৰা হয়, তাক চিন্তাৰ আকাৰ বোলে। যি বিষয় সম্পর্কে চিন্তা কৰা হয়, তাক চিন্তাৰ উপাদান বোলে।

চিন্তাৰ ক্ষেত্ৰতো জড়বস্তুৰ নিচিনাকৈ উপাদান একে থাকিলেও আকাৰৰ পাৰ্থক্য থাকিব পাৰে আৰু আকাৰ একে থাকিলেও উপাদানৰ পাৰ্থক্য থাকিব পাৰে।

সত্যতা : সংগতিপূৰ্ণ চিন্তা আৰু বাস্তুৰ জগতৰ লগত চিন্তাৰ সামঞ্জস্য বা অনুৰূপতাৰ জৰিয়তে সত্যতাত উপনীত হ'ব পাৰি।

চিন্তাৰ সত্যতা দুই প্ৰকাৰৰ— আকাৰগত সত্যতা (*Formal Truth*) আৰু বস্তুগত সত্যতা (*Material Truth*)

আকাৰগত সত্যতা : সংগতিপূৰ্ণ চিন্তাৰ

জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক আকাৰগত সত্যতা বোলে। সংগতিপূৰ্ণ চিন্তা বুলিলে অন্তৰ্বিৰোধমুক্ত চিন্তাক বুজায়। বৃত্তাকাৰ আয়তক্ষেত্ৰ, বক্ৰ সৰলৰেখা— এনে চিন্তা বা ধাৰণা আভ্যন্তৰীণ বিৰোধৰ পৰা মুক্ত নহয়, ই আত্মবিৰোধযুক্ত। গতিকে, ইয়াৰ আকাৰগত সত্যতা নাই। কিন্তু ‘গোলাকাৰ বৃত্ত’— ই আকাৰগতভাৱে সত্য।

বস্তুগত সত্যতা : বাস্তুৰ জগতৰ বস্তুৰ লগত চিন্তাৰ বা ধাৰণাৰ সামঞ্জস্য বা অনুৰূপতাৰ জৰিয়তে যি সত্যতাত উপনীত হোৱা যায়, তাক বস্তুগত সত্যতা বোলে। উদাহৰণ স্বৰূপে— ‘গছৰ পাত সেউজীয়া’ বুলি চিন্তা বা ধাৰণা কৰি দেখা যায় যে এই ধাৰণাৰ বাস্তুৰ জগতৰ সেউজীয়া গছৰ পাতৰ লগত সামঞ্জস্য আছে। কিন্তু ‘সোণৰ পাহাৰ’ৰ ধাৰণা মনত কৰিব পাৰিলেও বাস্তুৰ জগতৰ বস্তুৰ লগত এনে ধাৰণাৰ সামঞ্জস্য নাই। গতিকে, এনে চিন্তা বস্তুগতভাৱে অসত্য।

আকাৰগতভাৱে সত্য নহ'লে বস্তুগতভাৱে কোনো চিন্তাই সত্য হ'ব নোৱাৰে। চিন্তাৰ বস্তুগত সত্যতা থাকিলে আকাৰগত সত্যতা থাকিবই। কিন্তু, আকাৰগত সত্যতা থাকিলে, বস্তুগত সত্যতা থাকিবও পাৰে অথবা নথাকিবও পাৰে। কোনো চিন্তা আকাৰগতভাৱে সত্য হ'লেও বস্তুগতভাৱে সত্য নহ'বও পাৰে।

পাশ্চাত্য তৰ্কবিজ্ঞানত আকাৰগত সত্যতা আৰু বস্তুগত সত্যতাৰ পাৰ্থক্যৰ ভিত্তিত তৰ্কবিজ্ঞানক আকাৰনিৰ্ণ্ণয় তৰ্কবিজ্ঞান (*Formal Logic*) আৰু বস্তুনিৰ্ণ্ণয় তৰ্কবিজ্ঞান (*Material*

Logic)— এই দুই ভাগত ভাগ করা হয়। আকারনিষ্ঠ তর্কবিজ্ঞানত কেবল চিন্তার আকারগত সত্যতার আলোচনা করা হয়। ই চিন্তা কিভাবে করা হৈছে, চিন্তার নীতি-নিয়ম যথাযথভাবে পালন করা হৈছে নে নাই, তারেহে বিচার করে। আকারনিষ্ঠ তর্কবিজ্ঞানত অনুমান বা যুক্তির আধাৰবচনসমূহৰ বস্তুগত সত্যতা সম্পর্কে কোনো প্ৰশ্ন কৰা নহয়। ইয়াত আধাৰবচনসমূহ সত্য বুলি স্বীকাৰ কৰা হয়। কেবল সিদ্ধান্তটোৱা যথাযথভাবে আধাৰবচনৰ পৰা নিঃস্ত হৈছে নে নাই, তাকহে বিচাৰ কৰা হয়। আকারনিষ্ঠ তর্কবিজ্ঞানক বিশুদ্ধ তর্কবিজ্ঞান (*Pure Logic*) বা সংগতি পূৰ্ণ তর্কবিজ্ঞান (*Logic of Consistency*) বুলি কোৱা হয়।

বস্তুনিষ্ঠ তর্কবিজ্ঞানত চিন্তার বস্তুগত সত্যতার আলোচনা কৰা হয়। বস্তুনিষ্ঠ তর্কবিজ্ঞানৰ লক্ষ্য চিন্তার কেবল আকারগত সত্যতাই নহয়, বস্তুগত সত্যতা নিৰ্ণয় কৰা। ই বাস্তুৰ জগতৰ বস্তুৰ লগত চিন্তার সামঞ্জস্য আছে নে নাই, তাৰ বিচাৰ কৰে। ইয়াত অনুমান বা যুক্তিৰ আধাৰবচনসমূহ বস্তুগতভাবে সত্য হয় নে নহয়, সিদ্ধান্তটোৱাৰ বাস্তুৰ জগতৰ লগত সামঞ্জস্য আছে নে নাই, তাৰ বিচাৰ কৰা হয়। যিকোনো এটা আধাৰবচন বস্তুগতভাবে অসত্য হ'লেই সিদ্ধান্ত বস্তুগতভাবে অসত্য হয়। আধাৰবচনসমূহ বস্তুগতভাবে সত্য হ'লে সিদ্ধান্তও বস্তুগতভাবে সত্য হয়। বস্তুনিষ্ঠ তর্কবিজ্ঞানক প্ৰায়োগিক তর্কবিজ্ঞান (*Applied Logic*) বুলি কোৱা হয়।

সাধাৰণতে আকারনিষ্ঠ তর্কবিজ্ঞানক

নিগমনাত্মক তর্কবিজ্ঞান (Deductive Logic) আৰু বস্তুনিষ্ঠ তর্কবিজ্ঞানক আগমনাত্মক তর্কবিজ্ঞান (Inductive Logic) বোলা হয়।

কিন্তু কোনো অনুমান বা যুক্তি আকারগতভাবে সত্য হ'লেও ইয়াৰ বস্তুগত সত্যতা নাথাকিৰ যদিহে আধাৰবচনসমূহৰ লগতে সিদ্ধান্তটোৱা বস্তুগত সত্যতা নাথাকে।

তর্কবিজ্ঞানে আকারগত সত্যতা আৰু বস্তুগত সত্যতা উভয় প্ৰকাৰৰ সত্যতাৰ আলোচনা কৰে। কোনো অনুমান বা যুক্তিৰ ক্ষেত্ৰত যদি নিৰ্ধাৰিত নীতি-নিয়মসমূহ যথাযথভাবে পালন কৰা হয় আৰু আধাৰবচন বিলাকৰ লগত সিদ্ধান্তটোৱোৱা বাস্তুৰ জগতৰ লগত সামঞ্জস্য থাকে, তেনেহ'লৈ সেই অনুমান বা যুক্তি আকারগতভাবে আৰু বস্তুগতভাবে সত্য হ'ব। কোনো অনুমান বা যুক্তি বস্তুগতভাবে সত্য হ'লে আকারগতভাবে সত্য হ'বই লাগিব।

প্ৰকৃততে, আকারগত সত্যতা আৰু বস্তুগত সত্যতা এই দুই প্ৰকাৰৰ সত্যতাৰ এটা আনটোৱা পৰিপূৰক। সত্যতা এক আৰু অখণ্ড। এক সত্যতাৰেই আকারগত সত্যতা আৰু বস্তুগত সত্যতা দুটা দিশ। কেবল আলোচনাৰ সুবিধাৰ বাবেহে সত্যতাক দুটা ভাগ কৰা হয় আৰু কেতিয়াৰা আকাৰ, কেতিয়াৰা বস্তু বা উপাদানৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। চিন্তার আকারগত সত্যতা নাথাকিলে বস্তুগত সত্যতা থাকিব নোৱাৰে। আকৌ, আকারগত সত্যতাও বস্তুগত সত্যতাৰ অবিহনে এটা সময়ত বাধাপ্রাপ্ত হৈ পৰিব পাৰে।

আকারগত সত্যতা আৰু বস্তুগত সত্যতা—

উভয় প্ৰকাৰৰ সত্যতাই তৰ্কবিজ্ঞানৰ আলোচ্য বিষয়। গতিকে, তৰ্কবিজ্ঞানো আকাৰনিষ্ঠ আৰু বস্তুনিষ্ঠ উভয়েই। ভাৰতীয় তৰ্কবিজ্ঞানত এই দুই প্ৰকাৰৰ সত্যতাক পৃথক কৰা নহয়।

(3) তৰ্কবিজ্ঞান বিজ্ঞান আৰু কলাবিদ্যা

উভয়েই (Logic is both a Science and an Art) :

প্ৰকৃতিৰ কোনো এক নিৰ্দিষ্ট বিভাগ সম্পর্কে সুসংবন্ধ, যুক্তিনিষ্ঠ, প্ৰামাণিক, যথাৰ্থ, সুনিশ্চিত আৰু সাধাৰণ জ্ঞানক বিজ্ঞান (Science) বোলে।

যি বিদ্যাই কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ বাবে কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বিধি বা নীতি-নিয়মৰ শিক্ষা দিয়ে তাকে কলা (Art) বোলে।

(i) ইয়াৰ পৰা বুজিব পাৰি যে বিজ্ঞানে জানিবলৈ শিকায় আৰু কলাবিদ্যাই কৰিবলৈ শিকায়। (ii) বিজ্ঞানে জ্ঞানলাভৰ প্ৰৱৰ্তনা দিয়ে, কলাবিদ্যাই ব্যৱহাৰিক উদ্দেশ্য সাধনৰ প্ৰযুক্তি যোগায়। (iii) বিজ্ঞানে বস্তুৰ স্বত্বাৰ উপাদান আৰু নিয়মাবলীৰ জ্ঞান দিয়ে, কলাই সেই জ্ঞানক কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ শিক্ষা দিয়ে। (iv) কিছুমান ঘটনা বা বস্তুৰ স্বত্বাৰ পৰ্যবেক্ষণ কৰি কাৰ্য-কাৰণ সম্বন্ধ অথবা বস্তুৰ স্বত্বাৰ সম্পর্কে সাধাৰণ নিয়ম প্ৰতিষ্ঠা কৰা বিজ্ঞানৰ কাৰ্য। আনহাতে, কোনো নিৰ্দিষ্ট উদ্দেশ্য পূৰণৰ বাবে প্ৰয়োগ কৰিবলগীয়া নিয়ম কিছুমানৰ নিৰ্দেশ দিয়া কলাৰ কাৰ্য।

উদাহৰণ স্বৰূপে— শৰীৰবিদ্যা এক প্ৰকাৰৰ বিজ্ঞান। এই বিজ্ঞানে দেহৰ অভ্যন্তৰৰ স্নায়, অস্তি

আদি শৰীৰৰ বিভিন্ন অংশৰ অৱস্থান, গঠন, কাৰ্য আদি সম্পর্কে জ্ঞান দিয়ে। কিন্তু অস্ত্ৰ চিকিৎসা এক প্ৰকাৰৰ কলাবিদ্যা। শৰীৰবিদ্যাৰ জৰিয়তে লাভ কৰা জ্ঞানক ৰোগ উপশম কৰাৰ উদ্দেশ্যে প্ৰয়োগ কৰা হয়।

তৰ্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই। তৰ্কবিজ্ঞানৰ আলোচ্য বিষয় হ'ল চিন্তা বা অনুমান। চিন্তা বা অনুমান আলোচনা কৰোতে তৰ্কবিজ্ঞানে চিন্তা বা অনুমানৰ সহায়কাৰী প্ৰক্ৰিয়াসমূহৰ বিষয়েও আলোচনা কৰে। তৰ্কবিজ্ঞানে চিন্তা বা অনুমান সম্পৰ্কীয় সাধাৰণ নীতি-নিয়মৰ জ্ঞান দিয়ে। তদুপৰি, ভূল-ভ্ৰান্তি পৰিহাৰ কৰি শুন্দ চিন্তা বা যথাৰ্থ অনুমানত উপনীত হৈ সত্যতা লাভৰ উদ্দেশ্যে এই সাধাৰণ নীতি-নিয়মসমূহ ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰে। তৰ্কবিজ্ঞানৰ উদ্দেশ্য হ'ল সত্যতাত উপনীত হোৱা। গতিকে, তৰ্কবিজ্ঞানৰ বিষয়াত্মক (Theoretical) আৰু ব্যৱহাৰিক (Practical) উভয় দিশেই আছে।

গতিকে, তৰ্কবিজ্ঞান কেৱল বিজ্ঞান বা কেৱল কলা নহয়। তৰ্কবিজ্ঞান বিজ্ঞান আৰু কলা উভয়েই।

বিজ্ঞান আৰু কলাৰ মাজত যদিও পার্থক্য নিবৃপ্ত কৰা হয়, তথাপি উভয়েই পৰম্পৰাৰ ওপৰত নিৰ্ভৰশীল। বিজ্ঞানৰ পৰা লাভ কৰা জ্ঞান ব্যৱহাৰিক ক্ষেত্ৰত কোনো উদ্দেশ্য সাধন কৰাৰ বাবে প্ৰয়োগ কৰিবলৈহে জ্ঞান সাৰ্থক হয়। কলাবিদ্যাৰ ভিত্তি হ'ল বিজ্ঞান। বিজ্ঞানে জ্ঞান দিয়ে আৰু কলাই সেই জ্ঞানক বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰে। গতিকে, বিজ্ঞান আৰু কলাবিদ্যাৰ মাজত মৌলিক পার্থক্য দৰাচলতে নাই। জ্ঞানৰ

প্রথম অরস্থাত বিষয়বস্তুর স্বৰূপ নির্ণয় করার ক্ষেত্রে জ্ঞানক বিজ্ঞান বোলে। পিছত, সেই জ্ঞানক ব্যবহারিক উদ্দেশ্য সাধনত প্রয়োগ করিলে তাক কলাবিদ্যা বোলে।

তর্কবিজ্ঞান বিজ্ঞানসমূহৰ বিজ্ঞান আৰু কলাসমূহৰো কলা (Logic is the Science of sciences and Art of arts) :

তর্কবিজ্ঞানক বিজ্ঞানসমূহৰ বিজ্ঞান (Science of Sciences) আৰু কলাসমূহৰো কলা (Art of Arts) বুলি অভিহিত কৰা হয়।

প্রত্যেক বিজ্ঞানে প্রকৃতিৰ কোনো এটা নির্দিষ্ট বিভাগ সম্পর্কে সুসংবন্ধ, যুক্তিনিষ্ঠ, প্রামাণিক, যথার্থ আৰু সুনিশ্চিত জ্ঞানত উপনীত হ'ব বিচাৰে। এই উদ্দেশ্যে প্রগালীবন্ধ অধ্যয়ন চলাবৰ বাবে শুদ্ধ চিন্তাৰ নীতি-নিয়মসমূহৰ জ্ঞান অপৰিহার্য হৈ পৰে। বিজ্ঞানৰ শুদ্ধ চিন্তাৰ নীতি-নিয়মসমূহৰ লগত সংগতি থাকিব লাগিব। তর্কবিজ্ঞানে শুদ্ধ চিন্তাৰ সাধাৰণ নীতি-নিয়মসমূহ নির্ধাৰণ কৰে। সেইবাবে, বিজ্ঞানে সেই নীতি-নিয়মসমূহ পালন কৰিবলগীয়া হয়। অৰ্থাৎ প্রত্যেক বিজ্ঞান তর্কবিজ্ঞানৰ ওপৰত নির্ভৰশীল হয়। গতিকে, তর্কবিজ্ঞান সকলো প্ৰকাৰ বিজ্ঞানৰ মূল ভিত্তি আৰু ইয়াক বিজ্ঞানৰো বিজ্ঞান বুলি কোৱা হয়।

আকৌ, কলাবিদ্যাৰ ভিত্তি হ'ল বিজ্ঞান। প্রত্যেক কলাবিদ্যা যথার্থ হ'বলৈ হ'লৈ ই যি বিজ্ঞানৰ ওপৰত প্রতিষ্ঠিত, সেই বিজ্ঞানো যথার্থ হ'ব লাগিব। বিজ্ঞানৰ যথার্থতা তর্কবিজ্ঞানে প্রতিপাদন কৰে। সেইবাবে, কলাও পৰোক্ষভাৱে তর্কবিজ্ঞানৰ ওপৰত নির্ভৰশীল। তর্কবিজ্ঞানে সাধাৰণ সত্যতাত

উপনীত হোৱাৰ বাবে পথ নিৰ্দেশ কৰে। ই শুদ্ধ চিন্তাৰ কলা হিচাপে আন সকলো কলাবিদ্যাকে নিৰ্দেশ কৰে। প্রত্যেক কলাবিদ্যাই তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বাবে তর্কবিজ্ঞানক কলাসমূহৰো কলা বুলি কোৱা হয়।

(4) তর্কবিজ্ঞান আদৰ্শনিৰ্ণষ্ট বিজ্ঞান বিষয়নিৰ্ণষ্ট নহয় (Logic is a Normative Science; not a Positive Science) :

প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পর্কে সুসংবন্ধ, যুক্তিনিষ্ঠ, প্রামাণিক, যথার্থ আৰু সুনিশ্চিত জ্ঞানক বিজ্ঞান বোলে।

আলোচনাৰ বীতিৰ বৈশিষ্ট্য অনুযায়ী বিজ্ঞানক বস্তুনিৰ্ণষ্ট বা বিষয়নিৰ্ণষ্ট বা জ্ঞাননিৰ্ণষ্ট (Positive Science) আৰু আদৰ্শনিৰ্ণষ্ট বা আদৰ্শাশ্রয়ী বিজ্ঞান (Normative science)— এই দুই ভাগত ভাগ কৰা হয়।

যি বিজ্ঞানে বিষয়বস্তুৰ যথার্থ স্বৰূপ বা প্ৰকৃতি সম্পর্কে আলোচনা কৰে, তাক বিষয়নিৰ্ণষ্ট বিজ্ঞান বোলে। উদাহৰণ স্বৰূপে— মনোবিজ্ঞান এক বিষয়নিৰ্ণষ্ট বিজ্ঞান। মনোবিজ্ঞানৰ বিষয়বস্তু ‘মন’। ইয়াত মনৰ বিভিন্ন অৱস্থা, ক্ৰিয়া-প্ৰক্ৰিয়া আদি যিদিবে ঘটে, ঠিক তেনেদেৰেই তাৰ বৰ্ণনা দিয়া হয়। পদার্থবিজ্ঞান, উদ্ভিদবিজ্ঞান আদিও বিষয়নিৰ্ণষ্ট বিজ্ঞান।

আকৌ, যি বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠী হিচাপে লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে, তাক আদৰ্শনিৰ্ণষ্ট বিজ্ঞান বোলে। উদাহৰণ স্বৰূপে— নীতিবিজ্ঞান এক আদৰ্শনিৰ্ণষ্ট বিজ্ঞান। নীতিবিজ্ঞানৰ আদৰ্শ ‘পৰম কল্যাণ বা ‘শ্ৰেয়’। এই

আদৰ্শক মানদণ্ড হিচাপে সমুখ্যত বাখি নীতিবিজ্ঞানে
মানুহৰ কাৰ্য-কলাপ বিচাৰ কৰে।

গতিকে দেখা যায় যে বিষয়বস্তু ঠিক যেনেকুৱা,
ঠিক তেনেকুৱাভাৱে বিষয়নিষ্ঠ বিজ্ঞানত আলোচনা
কৰা হয়। কিন্তু আদৰ্শনিষ্ঠ বিজ্ঞানত ‘কেনেকুৱা
হোৱা উচিত’ সেই বিষয়ে আলোচনা কৰা হয়।

তর্কবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান। সত্যই
তর্কবিজ্ঞানৰ আদৰ্শ। তর্কবিজ্ঞানে শুদ্ধভাৱে চিন্তা
কৰিবলৈ শিকায়। শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানৰ
জৰিয়তে যথাৰ্থ জ্ঞানত উপনীত হ'ব পাৰি আৰু
যথাৰ্থ জ্ঞানৰ জৰিয়তে সত্য উপলব্ধি হয়।
সত্যতাৰ আদৰ্শ আগত বাখি সত্যতাত উপনীত
হোৱাৰ উদ্দেশ্যে পালন কৰিবলগীয়া চিন্তা বা
অনুমানৰ নীতি-নিয়মৰ নিৰ্দেশ দিয়ে তর্কবিজ্ঞানে।
চিন্তা কেনে হোৱা উচিত, কিদৰে চিন্তা কৰা
উচিত, চিন্তাই কোনবিলাক নীতি-নিয়ম পালন
কৰা উচিত, কিদৰে চিন্তা শুদ্ধ হ'ব পাৰে—
তর্কবিজ্ঞানে তাৰহে আলোচনা কৰে।

ওপৰৰ আলোচনাৰ পৰা নিম্নলিখিত কথাখিনি
স্পষ্ট হৈ পৰে—

তর্কবিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত জড়িত। ই
আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা—
উভয় প্ৰকাৰৰ সত্যতাৰ লগত জড়িত। তর্কবিজ্ঞান
বিজ্ঞান আৰু কলা উভয়েই। তর্কবিজ্ঞান আদৰ্শনিষ্ঠ
বিজ্ঞান।

গতিকে, যি বিজ্ঞানে সত্যক আদৰ্শস্বৰূপ প্ৰহণ
কৰি, ভুল-আন্তি বিচাৰি উলিয়াই তাক পৰিহাৰ
কৰি আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা
উভয়কে লাভ কৰাৰ উদ্দেশ্যে চিন্তা বা অনুমান

আৰু ইয়াৰ সহায়কাৰী প্ৰক্ৰিয়াসমূহৰ নিয়ামক বা
নিৰ্বপক বিধি-নিয়মৰ নিৰ্দেশ দিয়ে তাকে
তর্কবিজ্ঞান বোলে। (Logic is a science that
sets before itself the ideal of Truth and
regulates thinking or reasoning and
certain subsidiary processes in order
that both formal and material truth may
be attained and errors may be avoided
and detected)

তর্কবিজ্ঞানৰ বিভিন্ন সংজ্ঞা (Various Definitions of Logic) :

বহু প্ৰখ্যাত তর্কবিজ্ঞানীয়ে তর্কবিজ্ঞানৰ বিভিন্ন
সংজ্ঞা আগবঢ়াইছে। এনে কিছুমান সংজ্ঞাৰ
আলোচনা কৰি তাৰ যথাৰ্থতা বিচাৰ কৰিব পাৰি।

(1) তর্কবিজ্ঞান অনুমান সম্পর্কীয় কলাবিদ্যা
(‘Logic is the art of reasoning’—Aldrich) :

এই সংজ্ঞাটোক তর্কবিজ্ঞানৰ যথাৰ্থ সংজ্ঞা
বুলি নিৰ্বপণ কৰিব নোৱাৰিব। ইয়াত তর্কবিজ্ঞানক
কেৱল কলাবিদ্যা বুলি কোৱা হৈছে। কিন্তু
তর্কবিজ্ঞান বিজ্ঞান আৰু কলাবিদ্যা উভয়েই।

তর্কবিজ্ঞানে কেৱল অনুমানৰ আলোচনাই
নকৰে। ইয়াৰ সহায়কাৰী প্ৰক্ৰিয়াসমূহৰো আলোচনা
কৰে।

তদুপৰি, তর্কবিজ্ঞানে সকলো প্ৰকাৰ অনুমান
সম্পর্কে আলোচনা নকৰে। যিবিলাক অনুমান
যথাৰ্থ বা যাৰ আকাৰগত আৰু বস্তুগত সত্যতা
আছে, কেৱল সেইবিলাক অনুমানহে তর্কবিজ্ঞানৰ

আলোচ্য বিষয়।

সংজ্ঞাটোত এই বিষয়ে স্পষ্ট উল্লেখ নাই বাবে
ই অস্পষ্ট সংজ্ঞা।

**(2) তর্কবিজ্ঞান যুক্তি সম্পর্কীয় বিজ্ঞান ('Logic
is the science of argumentation'—
Albertus Magnus) :**

এই সংজ্ঞাটোক তর্কবিজ্ঞানৰ যথার্থ সংজ্ঞাকপে
নির্দপণ কৰিব নোৱাৰিঃ।

ইয়াত তর্কবিজ্ঞানক কেৱল বিজ্ঞান বুলি কোৱা
হৈছে। তর্কবিজ্ঞানৰ ব্যৱহাৰিক দিশটোলৈ লক্ষ্য
কৰা হোৱা নাই। তর্কবিজ্ঞান বিজ্ঞান আৰু কলা
উভয়েই।

তর্কবিজ্ঞানে যুক্তি বা অনুমানৰ উপৰিও ইয়াৰ
সহায়কাৰী কিছুমান প্ৰক্ৰিয়াৰ বিষয়েও আলোচনা
কৰে।

তদুপৰি, তর্কবিজ্ঞানে যথার্থ যুক্তি সম্পর্কেহে
আলোচনা কৰে। সকলো প্ৰকাৰ যুক্তি তর্কবিজ্ঞানৰ
আলোচ্য বিষয়বস্তু নহয়।

এই বিষয়ে সংজ্ঞাটোত কোনো স্পষ্ট উল্লেখ
কৰা নাই বাবে ই অস্পষ্ট সংজ্ঞা।

**(3) তর্কবিজ্ঞান অনুমান সম্পর্কীয় বিজ্ঞান
আৰু কলাবিদ্যা ('Logic is the science
as well as art of reasoning'—
Whately) :**

এই সংজ্ঞাটোত তর্কবিজ্ঞানক বিজ্ঞান আৰু
কলাবিদ্যা উভয়েই বুলি উল্লেখ কৰা বাবে আগৰ
দুটা সংজ্ঞাতকৈ এই সংজ্ঞা কিছু পৰিমাণে
সন্তোষজনক। কিন্তু ইয়াতো তর্কবিজ্ঞানৰ আলোচ্য
সহায়কাৰী প্ৰক্ৰিয়াসমূহৰ কথা উল্লেখ নকৰি

কেৱল অনুমান সম্পৰ্কীয় বিজ্ঞান আৰু কলাবিদ্যা
বুলিহে কোৱা হৈছে। সেইবাবে এই সংজ্ঞাও
অব্যাপ্তিদোষৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হ'ব পৰা
নাই।

তদুপৰি যথার্থ অনুমানহে তর্কবিজ্ঞানৰ
আলোচনাৰ বিষয়বস্তু, সকলোপ্রকাৰ অনুমান নহয়।
সংজ্ঞাটোত এই বিষয়ে সুস্পষ্টভাৱে উল্লেখ কৰা
হোৱা নাই। গতিকে ই অস্পষ্ট সংজ্ঞা।

**(4) তর্কবিজ্ঞান হ'ল সাক্ষ্যৰ বিচাৰ বা মূল্যায়নৰ
অনুগত হৈ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যত
উপনীত হোৱাৰ প্ৰক্ৰিয়া আৰু আন সহায়কাৰী
বুদ্ধিগত প্ৰক্ৰিয়া— উভয়কে অন্তৰ্ভুক্ত কৰি
লোৱা বোধশক্তিৰ ক্ৰিয়াসমূহৰ বিজ্ঞান ('Logic
is the science of the operations of the
understanding which are subservient
to the estimation of evidence; both
the process itself of advancing from
known truths to unknown and other
intellectual operations in so far as
auxiliary to this'— Mill) :**

মিলৰ এই সংজ্ঞাটো বিশ্লেষণ কৰিলে পোৱা
যায় যে—

এই সংজ্ঞাটোত তর্কবিজ্ঞানক বিজ্ঞান বুলি
স্পষ্টকৈ উল্লেখ কৰাৰ উপৰিও ইয়াৰ ব্যৱহাৰিক
দিশকো 'সাক্ষ্যৰ বিচাৰ বা মূল্যায়ন'ৰ উল্লেখৰ
জৰিয়তে প্ৰকাশ কৰি তর্কবিজ্ঞানক কলা বুলি
আভাস দিয়া হৈছে।

তর্কবিজ্ঞানৰ আলোচনাৰ বিষয়বস্তু অনুমান
আৰু ইয়াৰ সহায়কাৰী প্ৰক্ৰিয়াসমূহৰ বিষয়ে এই
সংজ্ঞাত স্পষ্টকৈ উল্লেখ কৰা হৈছে।

আকৌ, ‘সত্য’ শব্দৰ ব্যৱহাৰৰ জৰিয়তে সত্যতা তর্কবিজ্ঞানৰ আদৰ্শ, তর্কবিজ্ঞান আদৰ্শনিৰ্ণ বিজ্ঞান বুলিও ইংগিত দিয়া হৈছে।

তদুপৰি ‘সাক্ষ্যৰ বিচাৰ বা মূল্যায়ন’ৰ উল্লেখৰ জৰিয়তে সত্যতা নিৰূপণৰ ক্ষেত্ৰত যি আধাৰ বচনসমূহৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা হয়, সেই আধাৰ বচনসমূহো বিচাৰ কৰাৰ নিৰ্দেশ পোৱা যায়। গতিকে, তর্কবিজ্ঞানে আকাৰণত আৰু বস্তুগত উভয় প্ৰকাৰৰ সত্যতা সম্পর্কে আলোচনা কৰাৰ উল্লেখ সংজ্ঞাটোত আছে।

কিন্তু মিলে আগমনৰ ওপৰত অধিক গুৰুত্ব দিয়া যেন অনুভৱ হয়। সেইবাবে, সূক্ষ্মভাৱে বিচাৰ কৰি চালে এই সংজ্ঞাও সম্পূৰ্ণ ক্ৰটিমুক্ত বুলি ক'ব নোৱাৰিব। তথাপি আন সংজ্ঞাসমূহতকৈ মিলৰ সংজ্ঞাকে সাধাৰণতে অধিক সন্তোষজনক বুলি গ্ৰহণ কৰা হৈছে।

১.৪ তর্কবিজ্ঞানৰ পৰিসৰ : (Scope of Logic)

কোনো এক বিজ্ঞানৰ পৰিসৰ বুলি ক'লে সেই বিজ্ঞানৰ আলোচ্য বিষয়বস্তুৰ ক্ষেত্ৰক বুজায়। তর্কবিজ্ঞানৰ পৰিসৰ বুলি ক'লে তর্কবিজ্ঞানৰ আলোচ্য বিষয়বস্তুৰ ক্ষেত্ৰক বুজায়। তর্কবিজ্ঞানেও এটা নিৰ্দিষ্ট বিভাগ সম্পর্কে আলোচনা কৰে। তর্কবিজ্ঞানৰ আলোচ্য বিষয়বস্তু সম্পৰ্কে তলত উল্লেখ কৰা হ'ল :

(১) তর্কবিজ্ঞানক সাধাৰণতে চিন্তা সম্পৰ্কীয় বিজ্ঞান বুলি জনা যায়। ‘চিন্তা’ শব্দটো অতি ব্যাপক। তর্কবিজ্ঞানে চিন্তাৰেই এক প্ৰকাৰ বিশেষ অনুমান

বা যুক্তিৰ আলোচনা কৰে। তর্কবিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত জড়িত। অনুমানৰ জৰিয়তে লাভ কৰা জ্ঞান এক পৰোক্ষ জ্ঞান। পৰোক্ষ জ্ঞান বা অনুমানৰ জৰিয়তে লাভ কৰা জ্ঞান তর্কবিজ্ঞানৰ আলোচ্য বিষয়। অৱশ্যে প্ৰাচ্য তর্কবিজ্ঞান অনুসৰি সকলো প্ৰকাৰ জ্ঞানেই তর্কবিজ্ঞানৰ আলোচ্য বিষয়।

(২) তর্কবিজ্ঞানে চিন্তা বা অনুমানৰ উৎপত্তি, বিকাশ আদিৰ আলোচনা নকৰে। চিন্তাৰ শুন্দতা বা অনুমানৰ যথাৰ্থতাহে তর্কবিজ্ঞানৰ আলোচনাৰ বিষয়। শুন্দ চিন্তা বা যথাৰ্থ অনুমানত উপনীত হোৱাৰ উদ্দেশ্যে পালন কৰিবলগীয়া বিধি-নিয়মসমূহ তর্কবিজ্ঞানে আলোচনা কৰে। গতিকে, তর্কবিজ্ঞানৰ বিষয় সাধাৰণভাৱেহে চিন্তা বা অনুমান, শুন্দ চিন্তা বা যথাৰ্থ অনুমানৰ লগতহে তর্কবিজ্ঞান বিশেষভাৱে জড়িত।

(৩) চিন্তা মাত্ৰেই অনুমান নহয় যদিও অনুমান এক প্ৰকাৰৰ চিন্তাই। চিন্তা বুলিলে চিন্তাৰ প্ৰক্ৰিয়া (Processes of Thinking) আৰু পৰিণাম বা ফল (Product of Thinking) উভয়কে বুজায়। চিন্তাৰ মূল প্ৰক্ৰিয়াসমূহৰ আলোচনা তর্কবিজ্ঞানৰ বিষয় নহয়। এনে আলোচনা মনোবিজ্ঞানৰহে বিষয়। তর্কবিজ্ঞান পৰিণামৰ লগতহে জড়িত।

(৪) অৱধাৰণ (Judgement) চিন্তাৰ একক। ই চিন্তাৰ প্ৰাথমিক প্ৰক্ৰিয়া। দুটামান সামান্য ধাৰণা বা প্ৰত্যয় মনতে সংযোগ কৰা ক্ৰিয়াই অৱধাৰণ প্ৰক্ৰিয়া। গতিকে অৱধাৰণ প্ৰক্ৰিয়াত প্ৰত্যয় বা সামান্য ধাৰণা যুক্ত হৈ থাকে। সেইদৰে, অনুমান প্ৰক্ৰিয়াত (Reasoning) অৱধাৰণ যুক্ত হৈ থাকে। অনুমান প্ৰক্ৰিয়াত এটা বা অধিক অৱধাৰণৰ

ପରା ଇୟାର ଭିତ୍ତିତ ଆନ ଏଟା ଅରଧାରଣତ ଉପନୀତ ହୋରା ବୁଜାଯ । ଏହି ପ୍ରତ୍ୟୟ ବା ସାମାନ୍ୟ ଧାରଣା ଗଠନ ପ୍ରକ୍ରିୟା (Conception), ଅରଧାରଣ ପ୍ରକ୍ରିୟା (Judgement) ଆରୁ ଅନୁମାନ ଗଠନ ପ୍ରକ୍ରିୟା (Reasoning) ତର୍କବିଜ୍ଞାନର ଆଲୋଚନାର ଅନ୍ତର୍ଭୂକ୍ତ ନହ୍ୟ । ଅରଧାରଣକ ଭାଷାତ ପ୍ରକାଶ କରିଲେ ତାକ ବଚନ (Proposition) ବୋଲା ହ୍ୟ । ସେଇଦରେ, ସାମାନ୍ୟ ଧାରଣା ଆରୁ ଅନୁମାନକ ଭାଷାତ ପ୍ରକାଶ କରିଲେ ସଥାତ୍ରମେ ପଦ (Term) ଆରୁ ଯୁକ୍ତି (Argument) ବୋଲା ହ୍ୟ । ଅନୁମାନ ବା ଯୁକ୍ତି ବଚନର ଦ୍ୱାରା ଗଠିତ । ଆକୌ ବଚନ ପଦର ଦ୍ୱାରା ଗଠିତ । ପଦ, ବଚନ, ଯୁକ୍ତି ତର୍କବିଜ୍ଞାନର ଆଲୋଚ୍ୟ ବିଷୟ ।

(5) অনুমান দুই প্রকার— নিগমন অনুমান (Deductive) আৰু আগমন অনুমান (Inductive)। তৰ্কবিজ্ঞানে দুয়ো প্রকারৰ অনুমানৰ আলোচনা কৰে। তৰ্কবিজ্ঞানৰ যি ভাগত নিগমন অনুমান আৰু ইয়াৰ সহায়কাৰী প্ৰক্ৰিয়াসমূহৰ আলোচনা কৰা হয় তাক নিগমন তৰ্কবিজ্ঞান বোলে। আনহাতে, যি ভাগত আগমন অনুমান আৰু ইয়াৰ সহায়কাৰী প্ৰক্ৰিয়াসমূহৰ আলোচনা কৰা হয়, তাক আগমন তৰ্কবিজ্ঞান বোলে।

(৬) তর্কবিজ্ঞানত কেবল অনুমানৰ আলোচনাই নহয়, অনুমানৰ সহায়ক প্রক্ৰিয়াসমূহৰো আলোচনা কৰা হয়। যেনে— সংজ্ঞা (Definition), বিভাজন (Division), শ্ৰেণীকৰণ (Classification) আদি।

(7) তর্কবিজ্ঞান আদর্শনির্ণয় বিজ্ঞান। সত্যই তর্কবিজ্ঞানৰ আদর্শ। সেইবাবে তর্কবিজ্ঞানৰ

অন্যতম আলোচ্য বিষয় হ'ল সত্যতা। সত্যতা দুই
প্রকার— আকারণগত সত্যতা আৰু বস্তুগত
সত্যতা। তর্কবিজ্ঞানে উভয় প্রকার সত্যতাৰে
আলোচনা কৰে। সত্যতাৰ পার্থক্যৰ ভিত্তি
তর্কবিজ্ঞানকো আকারণিষ্ঠ আৰু বস্তুনিষ্ঠ তর্কবিজ্ঞান
বুলি ভাগ কৰা হয়। আকারণিষ্ঠ তর্কবিজ্ঞানত
আকারণগত সত্যতাৰ আলোচনা কৰা হয়। বস্তুনিষ্ঠ
তর্কবিজ্ঞানত বস্তুগত সত্যতাৰ আলোচনা কৰা
হয়। সাধাৰণতে আকারণিষ্ঠ তর্কবিজ্ঞানক নিগমন
তর্কবিজ্ঞান আৰু বস্তুনিষ্ঠ তর্কবিজ্ঞানক আগমন
তর্কবিজ্ঞান বোলা হয়।

(8) তর্কবিজ্ঞানে চিন্তার মূল সূত্রাবলী
(Fundamental Laws of Thought)
সম্পর্কেও আলোচনা করে। চিন্তার মূল সূত্র
ঘাটকৈ তিনিটা— তাদাত্য্যনিয়ম (Law of
Identity), বিরোধবাধক নিয়ম (Law of
Contradiction) আৰু নির্মধ্যম নিয়ম (Law of
Excluded Middle)। চিন্তার এই সূত্রসমূহ
অবিহনে চিন্তাই সম্ভব নহয়। তর্কবিজ্ঞানে অনুমানৰ
আলোচনা করে যদিও অনুমানো একপ্রকাবৰ
চিন্তা। গতিকে, ই চিন্তার মূল সূত্রাবলীক আওকাণ
কৰিব নোৱাৰে।

(9) তর্কবিজ্ঞানে সত্যতা নিরূপক যি নীতি-নিয়মৰ নির্দেশ দিয়ে, সেই নীতি-নিয়মসমূহ যথাযথভাৱে পালন নকৰিলে বা লংঘন কৰিলে নানা প্ৰকাৰৰ দোষ বা অনুপগতিৰ (fallacy) উদ্ভূত হয়। তর্কবিজ্ঞানত এই দোষবোৰ সম্পর্কেও আলোচনা কৰা হয়।

ତର୍କବିଜ୍ଞାନକ ବିଜ୍ଞାନସମ୍ମହତରେ ବିଜ୍ଞାନ ଆର୍ଥି

কলাসমূহৰো কলা বুলি অভিহিত কৰা হয়। ইয়াৰ পৰা বুজিৰ পাৰি যে তর্কবিজ্ঞানৰ পৰিসৰ অতি ব্যাপক।

তর্কবিজ্ঞানৰ উপযোগিতা (Utility of Logic) :

তর্কবিজ্ঞান অনুমান সম্পর্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান। সত্যই হ'ল তর্কবিজ্ঞানৰ আদৰ্শ। ভুল-অস্তি দুৰ কৰি চিন্তা বা যথাৰ্থ অনুমানত উপনীত হোৱাৰ উদ্দেশ্যে তর্কবিজ্ঞানে সত্যতা নিৰাপক কিছুমান বিধি-নিয়মৰ নিৰ্দেশ দিয়ে। এই বিধি-নিয়মসমূহ পালন কৰিলে চিন্তা শুন্দ হয় বা অনুমান যথাৰ্থ হয়। ইয়াৰ জৰিয়তে যথাৰ্থ জ্ঞানত উপনীত হ'ব পাৰি আৰু যথাৰ্থ জ্ঞানৰ জৰিয়তে সত্যক লাভ কৰিব পাৰি। গতিকে এইটো স্পষ্ট যে তর্কবিজ্ঞানৰ উপযোগিতাক কেতিয়াও অস্মীকাৰ কৰিব নোৱাৰি।

কিন্তু কিছুমানে তর্কবিজ্ঞান অধ্যয়নৰ কোনো উপযোগিতা নাই বুলি মন্তব্য কৰে। তেওঁলোকৰ মতে, তর্কবিজ্ঞান অধ্যয়নৰ জৰিয়তে দৈনন্দিন জীৱনত কোনো সাৰ্থকতা লাভ কৰিব নোৱাৰি। তর্কবিজ্ঞানৰ বিষয়বস্তুৰ লগত ব্যৱহাৰিক জীৱনৰ কোনো সম্পর্ক নাই। তর্কবিজ্ঞানৰ প্রতি এনে বিৰূপ মনোভাৱ পোষণ কৰা এই লোকসকলে এইবুলি যুক্তি দৰ্শায় যে (i) তর্কবিজ্ঞানে আমাক চিন্তা বা যুক্তি-তৰ্ক কৰিবলৈ নিশ্চিকায়। (ii) তর্কবিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুন্দভাৱে চিন্তা বা যুক্তি-তৰ্ক কৰিব পাৰে; আনহাতে তর্কবিজ্ঞান অধ্যয়ন কৰিলেও মানুহে সকলো সময়তে শুন্দভাৱে চিন্তা

বা যুক্তি-তৰ্ক কৰিব নোৱাৰে।

প্ৰথম যুক্তিৰ উত্তৰত এইটো ক'ব পাৰি যে মানুহে কিদৰে শুন্দভাৱে চিন্তা কৰিব পাৰে, তর্কবিজ্ঞানে তাৰ শিক্ষা দিয়ে। প্ৰকৃততে মানুহক চিন্তা কৰিবলৈ শিকেৱাটো তর্কবিজ্ঞানৰ উদ্দেশ্য বা কাম নহয়। চিন্তা কৰা মানুহৰ এক স্বাভাৱিক ক্ষমতা। জন্মৰ পিছত মানুহে যেনেকৈ স্বাভাৱিক ক্ষমতাৰে খোজ কাঢ়িবলৈ আৰু কথা ক'বলৈ শিকে, ঠিক তেনেদেৰে চিন্তা কৰিবলৈও শিকে। তর্কবিজ্ঞানে মাথেন শুন্দভাৱে চিন্তা কৰিবলৈহে শিকায়। শাৰীৰিক ব্যয়ামে শৰীৰৰ অংগ-প্ৰত্যুৎসূ সংঘালন কৰিবলৈ নিশ্চিকায়। নিয়মানুৱৰ্তিতাৰ মাজেৰে অংগ-প্ৰত্যুৎসূ সংঘালন কৰিলে কিদৰে এটা সুস্থ-সৱল শৰীৰৰ অধিকাৰী হ'ব পাৰি, তাকহে শিকায়।

আকৌ, তর্কবিজ্ঞান অধ্যয়ন নকৰিও কোনো মানুহে শুন্দভাৱে চিন্তা বা যুক্তি-তৰ্ক কৰিব পাৰে, সেইটোও সঁচা। কাৰণ, চিন্তা বা যুক্তি-তৰ্ক কৰাৰ ক্ষমতা মানুহৰ স্বাভাৱিক ক্ষমতা। সেইবুলিয়েই তর্কবিজ্ঞানৰ উপযোগিতা নাই বুলি ক'ব নোৱাৰি। চিকিৎসা বিজ্ঞানৰ সহায় নোলোৱাকৈ বহুতে সুন্দৰ স্বাস্থ্যৰ নিৰোগী জীৱন অতিবাহিত কৰিব পাৰে। কিন্তু, তাৰ বাবে চিকিৎসা বিজ্ঞানৰ কোনো উপযোগিতা নোহোৱা নহয়।

তদুপৰি, যি মানুহে তর্কবিজ্ঞান অধ্যয়ন নকৰাকৈও শুন্দভাৱে যুক্তি-তৰ্ক কৰিব পাৰে, তেনে মানুহে তর্কবিজ্ঞানৰ জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিলে যুক্তি-তৰ্কত অধিক পাৰদৰ্শিতাও দেখুৱাৰ পাৰিব তাত কোনো সন্দেহ নাই। শাৰীৰিক ব্যয়াম অবিহনেও কোনো লোকে সুস্থ স্বাস্থ্যৰে দিন

নিয়াব পাবে সঁচা, কিন্তু শারীরিক ব্যায়াম নিয়মীয়াভাবে কৰিলে মানুহ যে অধিক সুস্থ-সবল হ'ব, তাত কোনো সন্দেহ নাই। তর্কবিজ্ঞানৰ জ্ঞান সাধাৰণ জ্ঞানতকৈ প্ৰণালীবদ্ধ বা সুসংবদ্ধ আৰু সুশ্ৰৎখল, সুনিশ্চিত। স্বাভাৱিক গুণেৰে অনেক লোকে যে শুদ্ধভাৱে যুক্তি-তৰ্ক কৰিব পাবে তাক স্বীকাৰ কৰিবই লাগিব। কিন্তু এনে লোকে তর্কবিজ্ঞান অধ্যয়নৰ জৰিয়তে শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানৰ নীতি-নিয়মৰ জ্ঞান লাভ কৰি ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰি সকলো ক্ষেত্ৰতে নিৰ্ভুলভাৱে যুক্তি-তৰ্ক আগবঢ়াব পাবে।

তর্কবিজ্ঞানৰ জ্ঞান নোহোৱাকৈ মানুহে শুদ্ধভাৱে চিন্তা বা যুক্তি তৰ্ক কৰিবলৈ সক্ষম হ'লেও ভুল-আন্তি হ'লে বা কিবা দোষ দেখা দিলে অথবা কোনো সন্দেহ বা সংশয়ত ভুগিলে সেই ভুল-আন্তি বা দোষ বা সন্দেহ-সংশয় দূৰীকৰণৰ বাবে তর্কবিজ্ঞানৰ জ্ঞানৰ প্ৰয়োজন হয়। চিকিৎসা বিজ্ঞানৰ জ্ঞান অবিহনে সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হোৱাটো সন্তোষ হ'লেও অসুস্থ হৈ পৰিলে অসুস্থতা আঁতৰোৱাৰ বাবে চিকিৎসাৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ সহায় লোৱা প্ৰয়োজন হৈ পৰে।

তর্কবিজ্ঞান অধ্যয়ন কৰি বাস্তৱ ক্ষেত্ৰত তর্কবিজ্ঞানৰ নীতি-নিয়ম কোনো লোকে অনুসৰণ নকৰিলে বা ইচ্ছাকৃতভাৱে লংঘন কৰিলে অথবা ব্যক্তিগত সুবিধা বা স্বার্থৰ বাবে কোনোবাই মিছাৰ আশ্রয় ল'লে, তাৰ বাবে তেনে লোক নিজে দায়ী, তর্কবিজ্ঞান ইয়াৰ বাবে দায়ী হ'ব নোৱাৰে। সেইবাবে তর্কবিজ্ঞানৰ কোনো উপযোগিতা নাই, এনে কথা কোৱা উচিত নহয়।

তর্কবিজ্ঞানে শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানৰ নীতি-নিয়মৰ নিৰ্দেশ দিয়ে। তর্কবিজ্ঞানে নিৰ্দেশ কৰা শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানৰ সাধাৰণ বিধি-নিয়মসমূহ পালন কৰি দোষ-ত্ৰাণ দূৰ কৰি শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানত উপনীত হ'ব পাৰি আৰু ইয়াৰ জৰিয়তে যথাৰ্থ জ্ঞান আৰু সত্যতা লাভ কৰিব পাৰি।

তর্কবিজ্ঞানক বিজ্ঞানৰো বিজ্ঞান আৰু কলাৰো কলা বুলি অভিহিত কৰা হয়।

সকলো বিজ্ঞান তৰ্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। তর্কবিজ্ঞানেহে শুদ্ধ চিন্তা বা যথাৰ্থ অনুমানৰ বিধি-নিয়মসমূহ নিৰ্দেশ কৰে। সেইদৰে বিভিন্ন প্ৰকাৰৰ কলাবিদ্যাও নিজ নিজ উদ্দেশ্য সাধনৰ বাবে তর্কবিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল।

তর্কবিজ্ঞান এক মানসিক ব্যায়াম বা মানসিক অনুশীলন (Mental Gymnastic) :

শারীৱিক ব্যায়ামৰ যোগেদি মানুহে যিদৰে নিজৰ স্বাভাৱিক শক্তি সামৰ্থৰ বিকাশ সাধন কৰিব পাৰে, সেইদৰে মানসিক ব্যায়ামস্বৰূপ তৰ্কবিজ্ঞানৰ অধ্যয়নৰ যোগেদি স্বাভাৱিক চিন্তাশক্তি উন্নত আৰু সক্ৰিয় কৰিব পাৰে। ই সুস্থভাৱে চিন্তা কৰাৰ ক্ষমতা আহৰণ কৰাত সহায় কৰে, বিচাৰ-বিশ্লেষণ-সমালোচনা কৰাৰ ক্ষমতা বৃদ্ধি কৰে। তৰ্কবিজ্ঞান অধ্যয়নে মানুহৰ অমূৰ্ত চিন্তাশক্তি বৃদ্ধি কৰে।

তৰ্কবিজ্ঞানে যিহেতু শুদ্ধভাৱে চিন্তা কৰিবলৈ শিকায়, গতিকে তৰ্কবিজ্ঞানৰ সহায়ত মনত থকা সন্দেহ বা সংশয় দূৰ কৰিব পাৰি। তৰ্কবিজ্ঞানৰ জৰিয়তে মানুহৰ মনক অঙ্গবিশ্বাস আৰু কু-

সংস্কাৰৰ পৰা মুক্ত কৰিব পাৰি। তর্কবিজ্ঞানে সংস্কাৰমুক্ত মানসিক প্ৰণতাৰ সৃষ্টি কৰি বৈজ্ঞানিক দৃষ্টিভঙ্গী গঢ়ি তুলিব পাৰে। তর্কবিজ্ঞানে মানুহৰ মনৰ আৱেগ প্ৰণতাক নাশ কৰি যুক্তি-বিচাৰৰ দিশত উদ্গনি ঘোগায়।

তর্কবিজ্ঞানক অলংকাৰ শাস্ত্ৰৰ মেৰুদণ্ডস্বৰূপ বুলি কোৱা হয়। কোনো বিষয় সম্বন্ধে প্ৰকাশিত ভাষাক অলংকাৰেৰে সজাই-পৰাই ল'লে ই মানুহৰ হৃদয়-মন আকৰ্ষণ কৰিব পাৰে। ইয়াৰ লগতে তর্কবিজ্ঞানৰ জ্ঞানো সংযুক্ত হৈ যুক্তিপূৰ্ণ হ'লে ই অধিক ফলপ্ৰসূ হয়। গতিকে যদি কোনো ব্যক্তিৰ অলংকাৰ শাস্ত্ৰত ব্যৃৎপত্তি থকাৰ উপৰিও তর্কবিজ্ঞানৰ জ্ঞানো থাকে, তেনেহ'লে তেওঁ কোনো বিষয়ে সহজতে মানুহৰ মন জয় কৰি বিশ্বাস জন্মাব পাৰে। যুক্তিৰে গৃহীত বিষয় দীৰ্ঘস্থায়ী হ'ব পাৰে।

শুন্দি চিন্তাৰ বিজ্ঞান হিচাপে তর্কবিজ্ঞান প্ৰকৃততে সকলো প্ৰকাৰ জ্ঞানাব্বেষণৰ ভিত্তি। প্ৰাকৃতিক বিজ্ঞানীসকলৰ বাবে আগমনাভুক তর্কবিজ্ঞান আৰু গণিতজ্ঞসকলৰ বাবে নিগমনাভুক তর্কবিজ্ঞানৰ অতি প্ৰয়োজন। দৈনন্দিন জীৱনতো তর্কবিজ্ঞানৰ জ্ঞান অতি প্ৰয়োজন। ব্যৱহাৰিক জীৱনৰ সফলতা অৱৰ্জন কৰাত তর্কবিজ্ঞানৰ জ্ঞানে অবিহণা ঘোগায়। আধুনিক তর্কবিজ্ঞান বিশুদ্ধ আকাৰগত বিজ্ঞানৰাপে বিকশিত হৈ বিশুদ্ধ গণিতৰ ঘনিষ্ঠ হৈ পৰিছে। তর্কবিজ্ঞানসম্মত প্ৰণালী আৰু কৌশল কম্পিউটাৰ বিজ্ঞানকে ধৰি আন বহু বৌদ্ধিক ক্ষেত্ৰত প্ৰযোজ্য হৈছে।

1.5 পৰম্পৰাগত বা প্ৰাচীন আৰু আধুনিক তর্কবিজ্ঞান (Traditional

and Modern Logic) :

পৰম্পৰাগত বা প্ৰাচীন তর্ক বিজ্ঞান (Traditional Logic) : ‘পৰম্পৰাগত বা প্ৰাচীন তর্কবিজ্ঞান’ বুলিলে প্ৰীক দাশনিক এৰিষ্ট'টলে খৌষ্টপূৰ্ব চতুৰ্থ শতিকাত প্ৰতিষ্ঠা কৰা তর্কবিজ্ঞানকে বুজোৱা হয়। পৰম্পৰাগত বা প্ৰাচীন তর্কবিজ্ঞানক এৰিষ্ট'টলীয় তর্কবিজ্ঞান বুলিও অভিহিত কৰা হয়। এৰিষ্ট'টলীয় তর্কবিজ্ঞান কম-বেছি পৰিমাণে ন্যায় অনুমানৰ আলোচনাতে সীমাবদ্ধ আছিল। উনৈশ শতিকাৰ মধ্যভাগলৈকে এই এৰিষ্ট'টলীয় তর্কবিজ্ঞানে পাশ্চাত্য জগতৰ চিন্তাত আধিপত্য বিস্তাৰ কৰিছিল। এৰিষ্ট'টলে অনুগামীসকলে তর্কবিজ্ঞানক এক সম্পূৰ্ণ তর্কবিজ্ঞান বুলি বিবেচনা কৰিছিল। কিন্তু সময়ৰ লগে লগে এইটো অনুভৱ কৰা হ'ল যে এৰিষ্ট'টলীয় তর্কবিজ্ঞান গুৰুত্বপূৰ্ণ হ'লৈও প্ৰকৃততে ই সামগ্ৰিক তর্কবিজ্ঞানৰ কেৱল এক ক্ষুদ্ৰ অংশহে আৰু এৰিষ্ট'টলীয় তর্কবিজ্ঞানৰ উন্নতি আৰু বিকাশ সাধন কৰাৰ প্ৰয়োজন আছে।

আধুনিক তর্কবিজ্ঞান (Modern Logic) :

আধুনিক তর্কবিজ্ঞানে পৰৱৰ্তী পৰ্যায়ৰ তর্কবিজ্ঞানৰ বিকাশক সূচায়। তুলনামূলকভাৱে ই শেহতীয়াকৈ প্ৰসাৰ লাভ কৰিছে। আধুনিক তর্কবিজ্ঞানৰ বাটকটীয়াসকল গণিতজ্ঞ অথবা গাণিতিক পদ্ধতিত বিশেষ বৃৎপত্তি লাভ কৰা দাশনিক আছিল। তর্কবিজ্ঞানক সোতৰ শতিকাতে এগৰাকী দাশনিক গণিতজ্ঞ লাইব্ৰেন্জে ইয়াৰ পৰম্পৰাগত ৰূপৰ পৰা আধুনিক ৰূপত বিকশিত

কৰাৰ বাবে দুতৰপীয়া আঁচনি প্ৰস্তুত কৰিছিল। কিন্তু, এই আঁচনি বাস্তৱত কাৰ্যকৰী হৈ নুঠিল। উনৈশ শতকাতহে চিন্তাবিদসকলে লাইব্ৰেণ্জৰ গণিতীয় ধাৰণাসমূহ গ্ৰহণ কৰি কাৰ্যত অগ্ৰসৰ হৈছিল। উনৈশ শতকাৰ শেষভাগতহে আধুনিক তর্কবিজ্ঞান এক বিষয়ৰূপে প্ৰতিষ্ঠিত হয়। আধুনিক তর্কবিজ্ঞানৰ বিকাশ, প্ৰগতি আৰু প্ৰসাৰ গণিতৰ বিকাশ, প্ৰগতি আৰু প্ৰসাৰৰ লগত জড়িত। আধুনিক তর্কবিজ্ঞানক বৰ্তমানৰ ক্ষেত্ৰত লাভ কৰাৰ পথত অহৰহ প্ৰচেষ্টাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাসকল হ'ল— জৰ্জ বুল (George Boole), আগস্টাচ ডে মৰগান (Augustus de Morgan), ডেল্লিউ এছ জেভনছ (W. S. Jevons), জন ভেন (Jhon Venn), চি এছ পিয়ার্চ (C. S. Peirce), গট্লৰ্ব ফ্ৰেগে (Gottlob Frege), জেইছেপি পিয়ানো (Guiseppe Peano), ৰাচেল (Russell) আৰু এ এন হোৱাইটহেড (A. N. Whitehead), কাৰ্ণেপ (Carnap), টাৰ্স্কি (Tarski), কোৱাইন (Quine) ইত্যাদি।

আধুনিক তর্কবিজ্ঞান প্ৰতীকাত্মক তর্কবিজ্ঞান কৰ্পেও জনা যায়। প্ৰতীকাত্মক তর্কবিজ্ঞান নামটোৱে নিৰ্দেশ কৰাৰ দৰেই ইয়াত গণিতৰ নীতি আৰু পদ্ধতি অনুসৰি প্ৰতীকৰ বহুল ব্যৱহাৰ হয়। আধুনিক প্ৰতীকাত্মক তর্কবিজ্ঞান গণিতৰ দৰে নিগমনাত্মক আৰু আকাৰিক ‘প্ৰতীকাত্মক তর্কবিজ্ঞান’— এই নামটো প্ৰায়েই গণিতীয় তর্কবিজ্ঞান (Mathematical logic), তৰ্কবীজগণিত (Algebra of Logic), গণনাত্মক

তর্কবিজ্ঞান (Logistic) আদি কৰ্পে জনাজাত সামগ্ৰিক অধ্যয়নৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়।

পৰম্পৰাগত বা প্ৰাচীন তর্কবিজ্ঞান আৰু আধুনিক তর্কবিজ্ঞানৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্য :

- (1) **পৰম্পৰাগত তর্কবিজ্ঞানৰ ইতিহাস আধুনিক তর্কবিজ্ঞানৰ ইতিহাসতকৈ দীৰ্ঘ।** এৰিষ্ট টলে দুহাজাৰ বছৰো অধিক আগতেই পৰম্পৰাগত তর্কবিজ্ঞান প্ৰণয়ন কৰিছিল। আধুনিক তর্কবিজ্ঞানে কেৱল উনৈশ শতকাৰ শেষভাগতহে প্ৰসাৰ লাভ কৰিছে। সেইবাবে আধুনিক তৰ্কবিজ্ঞানৰ ইতিহাস তুলনামূলকভাৱে সংক্ষিপ্ত। তথাপি প্ৰাচীন তর্কবিজ্ঞান আৰু আধুনিক তর্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য কেৱল ত্ৰিমোৰ্ণতিৰ বিভিন্ন পৰ্যায়ৰ পাৰ্থক্যহে।
- (2) **পৰম্পৰাগত তর্কবিজ্ঞানৰ পৰিসৰ আধুনিক তর্কবিজ্ঞানৰ পৰিসৰতকৈ ঠেক।** পৰম্পৰাগত তর্কবিজ্ঞান কম-বেছি পৰিমাণে ন্যায় অনুমান ভিত্তিক আলোচনাতে সীমিত বুলি ক'ব পাৰি। কিন্তু আধুনিক তর্কবিজ্ঞানে পৰম্পৰাগত তর্কবিজ্ঞানৰ ন্যায় অনুমান ভিত্তিক আলোচনাৰ উপৰি এনে তর্কবিজ্ঞানত স্বীকৃত নোহোৱা আন যুক্তিৰ আকাৰ সম্পর্কেও আলোচনা কৰে। সেইবাবে, আধুনিক তর্কবিজ্ঞানৰ পৰিসৰ পৰম্পৰাগত তর্কবিজ্ঞানতকৈ ব্যাপক।
- (3) **যদিও পৰম্পৰাগত তর্কবিজ্ঞানত বচন আৰু যুক্তিসমূহ প্ৰতীকাত্মক আকাৰত প্ৰকাশ কৰা হৈছিল,**

এই তর্কবিজ্ঞানত প্রতীকৰ প্ৰয়োগ অতি সীমিত আছিল। কিন্তু আধুনিক তর্কবিজ্ঞানত প্রতীকৰ প্ৰয়োগ অতি বিস্তৃত ৰূপত কৰা হয়। আধুনিক তর্কবিজ্ঞানে ব্যাপক ৰূপত প্রতীকক গ্ৰহণ কৰে।

এইদৰে দেখা যায় যে পৰম্পৰাগত তর্কবিজ্ঞান আৰু আধুনিক তর্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য কেৱল মাত্ৰাগত বা পৰিমাণগতহে, গুণগত নহয়। প্ৰকৃততে পৰম্পৰাগত তর্কবিজ্ঞান আৰু আধুনিক তর্কবিজ্ঞানৰ মাজত মৌলিক বা নীতিগত পাৰ্থক্য নাই। আধুনিক তর্কবিজ্ঞানে পৰম্পৰাগত তর্কবিজ্ঞানৰ পৰা বিকাশ লাভ কৰিছে। গতিকে পৰম্পৰাগত আৰু আধুনিক তর্কবিজ্ঞানৰ মাজত দৰাচলতে কোনো বিৰোধ নাই। পৰম্পৰাগত তর্কবিজ্ঞানত অস্তিৰ্থিত আৰু সন্ধিবিষ্ট চিন্তা-ধাৰণা-প্ৰত্যয়, নীতি-পদ্ধতিক গণিতীয় ক্ৰমবিকাশৰ আধাৰত ক্ৰমবিকাশৰ আৰু প্ৰগতিৰ পথেৰে আগবঢ়াই অনাৰ ফলতে বৰ্তমানৰ ৰূপত আধুনিক তর্কবিজ্ঞান উভৰ হৈছে। আধুনিক তর্কবিজ্ঞান পৰম্পৰাগত তর্কবিজ্ঞানৰে পৰিবৰ্ধিত আৰু পৰিণত ৰূপ।

পাঠৰ মূলকথা :

(1) ব্যৃৎপত্তিগত অৰ্থৰ দিশৰ পৰা তর্কবিজ্ঞান হ'ল ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান। তর্কবিজ্ঞানক সাধাৰণতে অনুমানৰ বিজ্ঞান বুলি কোৱা হয়। ‘চিন্তা’ শব্দটো অতি ব্যাপক বাবে তর্কবিজ্ঞানৰ ক্ষেত্ৰত স্পষ্টতাৰ বাবে ‘চিন্তা’ৰ সলনি অনুমান শব্দটো ব্যৱহাৰ কৰিব পাৰি।

(2) প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ সম্পর্কে সুসংবন্ধ, সাধাৰণ, যুক্তিনিষ্ঠ, প্ৰামাণিক,

যথাৰ্থ আৰু সুনিশ্চিত জ্ঞানেই বিজ্ঞান। জ্ঞাত বিষয় বা সত্যৰ ওপৰত নিৰ্ভৰ কৰি আজ্ঞাত নতুন বিষয় বা সত্যতাত উপনীত হোৱা মানসিক প্ৰক্ৰিয়াই অনুমান। অনুমানক ভাষাৰ জৰিয়তে প্ৰকাশ কৰিলে তাক যুক্তি বা তৰ্ক বোলে।

(3) অনুমানক নিগমন আৰু আগমন— এই দুই ভাগত ভাগ কৰা হয়। নিগমনৰ সিদ্ধান্ত আধাৰবচনতকৈ অধিক ব্যাপক হ'ব নোৱাৰে। আগমনৰ সিদ্ধান্ত আধাৰবচনতকৈ অধিক ব্যাপক হয়।

(4) তর্কবিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত জড়িত, প্ৰত্যক্ষ জ্ঞানৰ লগত নহয়।

(5) জ্ঞানৰ তিনিটা উপাদান হ'ল (i) কোনো বস্তু বা ঘটনা সম্পর্কে মনত উদয় হোৱা ধাৰণাসমূহ, (ii) বহিৰ্জগতৰ অস্তিত্বশীল কোনো বস্তু বা ঘটনাৰ লগত এই ধাৰণাসমূহৰ সামঞ্জস্য বা সাদৃশ্য (iii) এনে সামঞ্জস্যত বিশ্বাস।

(6) জ্ঞানৰ প্ৰকাৰ দুটা হ'ল (i) প্ৰত্যক্ষ আৰু (ii) পৰোক্ষ জ্ঞান।

(7) তর্কবিজ্ঞান জ্ঞাত বিষয়ৰ সত্যতা প্ৰমাণৰ লগত জড়িত। প্ৰত্যক্ষ জ্ঞানৰ ক্ষেত্ৰত প্ৰামাণ্য নিৰ্বাপণৰ প্ৰয়োজন নাথাকে। পৰোক্ষ জ্ঞান অৰ্থাৎ অনুমান আৰু শব্দৰ জৰিয়তে পোৱা জ্ঞানৰ ক্ষেত্ৰত প্ৰামাণ্য বা সত্যতা নিৰ্বাপণৰ প্ৰশ্নটো উত্থাপিত হয়। গতিকে, তর্কবিজ্ঞান পৰোক্ষ জ্ঞানৰ লগত জড়িত, প্ৰত্যক্ষ জ্ঞানৰ লগত নহয়।

তর্কবিজ্ঞান আকাৰবগত সত্যতা আৰু বস্তুগত সত্যতা— উভয় প্ৰকাৰৰ সত্যতাৰ লগত জড়িত।

সত্যতা দুই প্রকার— (a) আকারগত সত্যতা
আৰু (b) বস্তুগত সত্যতা।

চিন্তাৰ আত্মসংগতি বা আত্মবিৰোধমুক্ততাই
আকারগত সত্যতা।

চিন্তাৰ লগত বাস্তৱ জগতৰ বস্তুৰ সামঞ্জস্য বা
অনুৰূপতাই বস্তুগত সত্যতা।

আকারগত সত্যতা আৰু বস্তুগত সত্যতা—
উভয় প্রকারৰ সত্যতাই তর্কবিজ্ঞানৰ আলোচ্য
বিষয়।

(8) তর্কবিজ্ঞান বিজ্ঞান আৰু কলাবিদ্যা উভয়েই।

বিজ্ঞানে প্ৰকৃতিৰ কোনো এটা নিৰ্দিষ্ট বিভাগ
সম্পর্কে সাধাৰণ সুসংবন্ধ, যথাৰ্থ, যুক্তিনিষ্ঠ,
প্ৰামাণিক আৰু সুনিশ্চিত জ্ঞান দিয়ে।

কলাবিদ্যাই কোনো নিৰ্দিষ্ট উদ্দেশ্য সাধনৰ
বাবে জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ
বিধি-নিয়মৰ শিক্ষা দিয়ে।

তর্কবিজ্ঞানে চিন্তা বা অনুমান সম্পৰ্কীয় সাধাৰণ
নীতি-নিয়মৰ জ্ঞান দিয়ে। তদুপৰি এই সাধাৰণ
নীতি-নিয়মসমূহ ভুল-ভাস্তি পৰিহাৰ কৰি শুন্দ
চিন্তা বা যথাৰ্থ অনুমানত উপনীত হৈ সত্যতা
লাভৰ বাবে ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰে।

গতিকে, তর্কবিজ্ঞান বিজ্ঞান আৰু কলাবিদ্যা
উভয়েই।

তর্কবিজ্ঞানক বিজ্ঞানসমূহৰ বিজ্ঞান আৰু
কলাসমূহৰো কলা বুলি কোৱা হয়। প্ৰত্যেক
বিজ্ঞান আৰু প্ৰত্যেক কলাবিদ্যাই তর্কবিজ্ঞানৰ
ওপৰত নিৰ্ভৰশীল।

(9) তর্কবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান, বিষয়নিষ্ঠ
নহয়।

বিষয়নিষ্ঠ বিজ্ঞানে বিষয় বস্তুৰ যথাৰ্থ স্বৰূপ
বা প্ৰকৃতি সম্পর্কে আলোচনা কৰে। আদৰ্শনিষ্ঠ
বিজ্ঞানে কোনো এটা আদৰ্শক মাপকাঠী হিচাপে
লৈ বিষয়বস্তুৰ মূল্য বিচাৰ কৰে।

তর্কবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান। তর্কবিজ্ঞানে
সত্যতাৰ আদৰ্শৰে, সত্যতাত উপনীত হোৱাৰ
উদ্দেশ্যে পালন কৰিবলগীয়া শুন্দ চিন্তা বা যথাৰ্থ
অনুমানৰ নীতি-নিয়মৰ নিৰ্দেশ দিয়ে। সত্যতাৰ
মাপকাঠীৰে চিন্তাক বিচাৰ কৰা তর্কবিজ্ঞানৰ উদ্দেশ্য।

(10) তর্কবিজ্ঞানৰ বিভিন্ন সংজ্ঞা :

এলড্ৰিচ, এলবাৰ্টাচ মেগনাচ, হোৱেট্লি, মিলৰ
তর্কবিজ্ঞান সম্পৰ্কীয় সংজ্ঞা বিচাৰ কৰিলে মিলৰ
সংজ্ঞাটো অধিক সন্তোষজনক বুলি বিবেচিত হয়।

(11) তর্কবিজ্ঞানৰ পৰিসৰ :

তর্কবিজ্ঞানে অনুমান বা যুক্তিৰ আলোচনা
কৰে। পৰোক্ষ জ্ঞান তর্কবিজ্ঞানৰ আলোচ্য বিষয়।
তর্কবিজ্ঞানৰ আলোচ্য বিষয়— চিন্তা বা অনুমান
আৰু ইয়াৰ প্ৰামাণ্য নিৰূপক বিধিসমূহ। তর্কবিজ্ঞান
চিন্তাৰ শুন্দতা বা অনুমানৰ যথাৰ্থতাৰ লগত
জড়িত। চিন্তাৰ মূল প্ৰক্ৰিয়াসমূহৰ আলোচনা
তর্কবিজ্ঞানৰ বিষয় নহয়। তর্কবিজ্ঞান পৰিগামৰ
লগত জড়িত। পদ, বচন, যুক্তি, তর্কবিজ্ঞানৰ
আলোচ্য বিষয়।

তর্কবিজ্ঞানে নিগমন আৰু আগমন এই দুয়ো
প্ৰকাৰৰ অনুমানৰ আলোচনা কৰাৰ লগতে উভয়ৰে
সহায়কাৰী প্ৰক্ৰিয়াসমূহৰো আলোচনা কৰে।
তর্কবিজ্ঞানৰ অন্যতম আলোচ্য বিষয় হ'ল সত্যতা।
তর্কবিজ্ঞানে আকারগত আৰু বস্তুগত উভয় প্ৰকাৰৰ
সত্যতাৰে আলোচনা কৰে। আধুনিক প্ৰতীকাত্মক

তর্কবিজ্ঞানে বিশুদ্ধ আকাৰমূলক বিজ্ঞান হিচাপে
আকাৰ সম্পর্কে আলোচনা কৰে।

তর্কবিজ্ঞানে চিন্তাৰ মূল সুত্ৰালগী— তাদায়ু
নিয়ম, বিৰোধবাধক নিয়ম আৰু নিৰ্মধ্যম নিয়ম
সম্পর্কেও আলোচনা কৰে।

সত্যতা নীতি-নিয়মসমূহ যথাৰ্থভাৱে
পালন নকৰিলে যিবোৰ দোষৰ উদ্ভুত হয়,
তর্কবিজ্ঞানত সেই দোষৰোৰ সম্পর্কেও আলোচনা
কৰা হয়।

তর্কবিজ্ঞানৰ উপযোগিতা :

তর্কবিজ্ঞানৰ কোনো উপযোগিতা নাই বুলি
কিছুমানে মন্তব্য কৰে। তেওঁলোকৰ মতে, তর্কবিজ্ঞানে
আমাক চিন্তা বা যুক্তি-তৰ্ক কৰিবলৈ নিশ্চিয়।
তর্কবিজ্ঞান অধ্যয়ন নকৰিও মানুহে শুন্দভাৱে চিন্তা
বা যুক্তি-তৰ্ক কৰিব পাৰে। আনহাতে, তর্কবিজ্ঞান
অধ্যয়ন কৰিলো সকলো সময়তে মানুহে শুন্দভাৱে
চিন্তা বা যুক্তি-তৰ্ক কৰিব নোৱাৰে।

চিন্তা কৰা মানুহৰ এক স্বাভাৱিক ক্ষমতা।
তর্কবিজ্ঞানে শুন্দভাৱে চিন্তা কৰিবলৈহে শিকায়।
তর্কবিজ্ঞান অধ্যয়ন নকৰিও শুন্দভাৱে যুক্তি-তৰ্ক
কৰিবলৈ সক্ষম হোৱা লোকে তর্কবিজ্ঞানৰ জ্ঞানৰ
ওপৰত নিৰ্ভৰ কৰিলে যুক্তি তৰ্কত অধিক
পাৰদৰ্শিতা লাভ কৰিব পাৰিব। তদুপৰি, তেনে
লোকৰ ভুল-আন্তি হ'লে তর্কবিজ্ঞানৰ সহায় লোৱাৰ
প্ৰয়োজনো হয়। আকৌ, তর্কবিজ্ঞান অধ্যয়ন
কৰিও শুন্দভাৱে চিন্তা নকৰা লোকসকলৰ বাবেই
তর্কবিজ্ঞান দায়ী হ'ব নোৱাৰে।

তর্কবিজ্ঞানে শুন্দ চিন্তা বা যথাৰ্থ অনুমানৰ
নীতি-নিয়মৰ নিৰ্দেশ দিয়ে। এই নীতি-নিয়মসমূহ

পালন কৰিলে শুন্দ চিন্তা বা যথাৰ্থ অনুমানত
উপনীত হ'ব পাৰি আৰু ইয়াৰ জৰিয়তে যথাৰ্থ
জ্ঞান আৰু সত্যতা লাভ কৰিব পাৰি।

সকলো প্ৰকাৰ বিজ্ঞান আৰু কলা তর্কবিজ্ঞানৰ
ওপৰত নিৰ্ভৰশীল। তর্কবিজ্ঞান এক মানসিক
ব্যায়াম। তর্কবিজ্ঞান অধ্যয়নৰ জৰিয়তে স্বাভাৱিক
চিন্তাশক্তি উন্নত আৰু সক্ৰিয় হয়, মানসিক
উৎকৰ্ষ সাধিত হয়।

তর্কবিজ্ঞানৰ অধ্যয়নে মানুহৰ মনত থকা
সন্দেহ বা সংশয়, অঙ্গবিশ্বাস, কু-সংস্কাৰ, ভাববেগ
দূৰ কৰি যুক্তি-বিচাৰৰ দিশত উদ্গাণি যোগায়।
তর্কবিজ্ঞানক অলংকাৰ শাস্ত্ৰৰ মেৰুদণ্ড বুলি কোৱা
হয়।

শুন্দ চিন্তাৰ বিজ্ঞান হিচাপে তর্কবিজ্ঞান প্ৰকৃততে
সকলো প্ৰকাৰ জ্ঞানাবেষণৰ ভিত্তি।

পৰম্পৰাগত বা প্ৰাচীন তর্কবিজ্ঞান আৰু
আধুনিক তর্কবিজ্ঞান :

পৰম্পৰাগত বা প্ৰাচীন তর্কবিজ্ঞান বুলিলে
ঐষ্টপূৰ্ব চতুৰ্থ শতিকাত প্ৰাচীক দাশনিক এৰিষ্ট টঙ্গে
প্ৰতিষ্ঠা কৰা তর্কবিজ্ঞানক বুজায়। আধুনিক
তর্কবিজ্ঞান উনৈশ শতিকাৰ শেষভাগতহে প্ৰতিষ্ঠা
লাভ কৰে। আধুনিক তর্কবিজ্ঞানৰ বিকাশ গণিতৰ
বিকাশৰ লগত জড়িত।

পৰম্পৰাগত তর্কবিজ্ঞানৰ ইতিহাস দীঘ;
আনপিনে, আধুনিক তর্কবিজ্ঞানৰ ইতিহাস সংক্ষিপ্ত।
তথাপি পৰম্পৰাগত তর্কবিজ্ঞান আৰু আধুনিক
তর্কবিজ্ঞানৰ মাজত পাৰ্থক্য ক্ৰমোঁন্তিৰ বিভিন্ন
পৰ্যায়ৰ পাৰ্থক্য। পৰম্পৰাগত তর্কবিজ্ঞানৰ পৰিসৰ
আধুনিক তর্কবিজ্ঞানৰ পৰিসৰতকৈ ঠেক।

পৰম্পৰাগত তর্কবিজ্ঞানত প্রতীকৰ প্ৰয়োগ সীমিত, কিন্তু আধুনিক তর্কবিজ্ঞানত প্রতীকৰ ব্যাপক প্ৰয়োগ হয়। পৰম্পৰাগত তর্কবিজ্ঞান আৰু আধুনিক তর্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য কেৱল মাত্ৰাগত বা পৰিমাণগতহে, গুণগত নহয়। উভয়ৰে মাজত মৌলিক কোনো পাৰ্থক্য নাই।

অনুশীলনী

1. শুন্দ উত্তৰ বাছি উলিওৱা :

- (a) তৰ্কশাস্ত্ৰ চিন্তা/ সৌন্দৰ্য/ সম্পদ/ অধ্যয়ন কৰে।
- (b) পদ/ বচন/ যুক্তি/ সত্য এই সকলোৰে তৰ্কবিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্ভুক্ত।
- (c) তৰ্কবিদ্যা কলা/ বিজ্ঞান/ কলা আৰু বিজ্ঞান দুয়োটা বা উভয়েই।
- (d) তৰ্কবিজ্ঞান বিষয়নিষ্ঠ/ বস্তুনিষ্ঠ/ আদৰ্শনিষ্ঠ বিজ্ঞান।
- (e) তৰ্কবিদ্যা হৈছে সৌন্দৰ্য/ সম্পদ/ সত্যৰ বিজ্ঞান।
- (f) তৰ্কবিদ্যাৰ সম্বন্ধ প্ৰত্যক্ষ/ অনুমান/ উপমানৰ লগত।
- (g) তৰ্কশাস্ত্ৰ শুন্দ চিন্তাৰ বাবে উপযোগী/ অনুপযোগী।

2. খালী ঠাই পূৰণ কৰা :

- (a) তৰ্কবিজ্ঞান —— বিজ্ঞান।
- (b) তৰ্কবিজ্ঞান বিজ্ঞান আৰু কলা ——।

3. উত্তৰ দিয়া :

- (a) ‘তৰ্কবিজ্ঞান আদৰ্শনিষ্ঠ বিজ্ঞান’— উক্তিটো সত্য নে?
- (b) ‘লগচ’ৰ অৰ্থ ‘ভাষাত প্ৰকাশিত চিন্তা’—

কথাবোৰ সঁচানে?

- (c) তৰ্কবিজ্ঞান বস্তুনিষ্ঠ বিজ্ঞাননে?
- (d) তৰ্কবিজ্ঞানৰ আদৰ্শ কি?
- (e) ‘তৰ্কবিজ্ঞান কলা আৰু বিজ্ঞান উভয়েই’— এই উক্তিটো সত্যনে?
- (f) পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্রতীকাত্মক তৰ্কবিজ্ঞানৰ মাজত থকা এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য উল্লেখ কৰা।
- (g) ‘গণিতৰ বিকাশৰ সৈতে প্রতীকাত্মক তৰ্কবিজ্ঞানৰ বিকাশ অংগাংগীভাৱে জড়িত’— এইটো সত্য বুলি বিবেচনা কৰানে?
- (h) ‘পৰম্পৰাগত তৰ্কবিজ্ঞান আৰু প্রতীকাত্মক তৰ্কবিজ্ঞানৰ মাজৰ পাৰ্থক্য কেৱল অংমোহনিৰ বিভিন্ন পৰ্যায়ৰ পাৰ্থক্য’— এইটো সত্য বুলি বিবেচনা কৰানে?
- (i) ‘প্রতীকাত্মক তৰ্কবিজ্ঞানৰ এক সংক্ষিপ্ত ইতিহাস আছে আৰু পৰম্পৰাগত তৰ্কবিজ্ঞানৰ এক দীৰ্ঘ ইতিহাস আছে’— এইটো সত্য বুলি বিবেচনা কৰানে?
- (j) প্রতীকাত্মক তৰ্কবিজ্ঞান পৰম্পৰাগত তৰ্কবিজ্ঞানৰ পৰিবৰ্ধিত ৰূপনে?

4. উদাহৰণ দিয়া :

- (a) বস্তুনিষ্ঠ বিজ্ঞান।
- (b) আদৰ্শনিষ্ঠ বিজ্ঞান।
- (c) বিজ্ঞান।
- (d) কলা।

5. সংজ্ঞা দিয়া :

- (a) বিজ্ঞান
- (b) আদৰ্শনিষ্ঠ বিজ্ঞান।

- (c) বিষয়নির্ণয় বা বস্তুনির্ণয় বিজ্ঞান।
- (d) কলা।

6. উত্তৰ দিয়া :

- (a) আদর্শনির্ণয় বিজ্ঞানৰ দুটা উদাহৰণ দিয়া।
- (b) বিষয়নির্ণয় বিজ্ঞানৰ তিনিটা উদাহৰণ দিয়া।
- (c) বিজ্ঞান আৰু কলাৰ তিনিটা পার্থক্য উল্লেখ কৰা।
- (d) পৰম্পৰাগত তর্কবিজ্ঞান আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজত থকা তিনিটা পার্থক্য উল্লেখ কৰা।

7. পার্থক্য দেখুওৱা :

- (a) বস্তুনির্ণয় বিজ্ঞান আৰু আদর্শনির্ণয় বিজ্ঞান।
- (b) আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা।
- (c) বিজ্ঞান আৰু কলা।
- (d) প্ৰত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞান।

8. চমুটোকা লিখা :

- (a) আদর্শনির্ণয় বিজ্ঞান।
- (b) তর্কবিজ্ঞান অধ্যয়নৰ উপযোগিতা।
- (c) আকাৰগত সত্যতা।
- (d) বস্তুগত সত্যতা।
- (e) তর্কবিজ্ঞানৰ পৰিসৰ।
- (f) তর্কবিজ্ঞানৰ বিষয়বস্তু।

9. উদাহৰণৰ সৈতে সংজ্ঞা দিয়া :

- (a) আদর্শনির্ণয় বিজ্ঞান।
- (b) বিষয়নির্ণয় বিজ্ঞান।
- (c) বিজ্ঞান।
- (d) কলা।

10. তর্কবিজ্ঞানৰ এটা সন্তোষজনক সংজ্ঞা দিয়া।
কি কি কাৰণত ই সন্তোষজনক বুজাই দিয়া।

11. তর্কবিজ্ঞানৰ স্বৰূপৰ বৰ্ণনা দিয়া।

12. তর্কবিজ্ঞান পৰিসৰ সম্বন্ধে তোমাৰ ধাৰণা কি ?

13. তর্কবিজ্ঞান বিজ্ঞান নে কলা ?

14. তর্কবিজ্ঞান বস্তুনির্ণয় বিজ্ঞান নে আদর্শনির্ণয় বিজ্ঞান ?

15. তর্কবিজ্ঞান কিয় বিজ্ঞানৰ বিজ্ঞান আৰু কলাৰ কলা বুলি কোৱা হয়, বুজাই লিখা।

16. তর্কবিজ্ঞান আকাৰগত সত্যতা নে বস্তুগত সত্যতাৰ লগত জড়িত ?

17. তর্কবিজ্ঞানৰ উপযোগিতাৰ বিষয়ে উল্লেখ কৰা।

18. প্ৰত্যক্ষ জ্ঞান আৰু পৰোক্ষ জ্ঞানৰ ভিতৰত কোন প্ৰকাৰৰ লগত তর্কবিজ্ঞান জড়িত ?

19. মিলৰ তর্কবিজ্ঞানৰ সংজ্ঞাটো তর্কবিজ্ঞানৰ সন্তোষজনক সংজ্ঞা হয় নে নহয়, বিচাৰ কৰা।

20. তর্কবিজ্ঞানৰ সংজ্ঞা দিয়া আৰু ইয়াৰ স্বৰূপ বুজাই লিখা।

21. পৰম্পৰাগত তর্কবিজ্ঞান বুলিলে কি বুজা ?
পৰম্পৰাগত তর্কবিজ্ঞান আৰু প্ৰতীকাত্মক তর্কবিজ্ঞানৰ মাজত কোনো মৌলিক পার্থক্য আছে নে ? আলোচনা কৰা।

22. প্ৰতীকাত্মক তর্কবিজ্ঞান আৰু পৰম্পৰাগত তর্কবিজ্ঞানৰ মাজৰ সম্পৰ্ক আৰু পার্থক্য আলোচনা কৰা।

* * *

দ্বিতীয় খণ্ড

প্রথম অধ্যায়

পদ (Term)

2.1.1. ভূমিকা :

তর্কবিজ্ঞান সাধারণতে অনুমানৰ বিজ্ঞান বুলি অভিহিত কৰা হয়। অনুমানক যেতিয়া ভাষার মাধ্যমত প্রকাশ কৰা হয়, তেতিয়া তাক যুক্তি বোলে। কিন্তু যুক্তি বা অনুমানৰ আলোচনা কৰোতে কিছুমান আনুষঙ্গিক বিষয়ৰ আলোচনা, যেনে— বচন আৰু তাৰ বিভিন্ন অংশ, সংজ্ঞা, বিভাজন আদিৰ আলোচনা তর্কবিজ্ঞানৰ আলোচনাৰ অন্তর্ভুক্ত হৈ পৰে। প্রত্যেক যুক্তি কিছুমান বচনৰ দ্বাৰা গঠিত। প্রত্যেক বচন আকৌ দুটা পদৰ দ্বাৰা গঠিত। গতিকে দুটা পদৰ মাজত থকা সম্বন্ধৰ উক্তিৱেই হৈছে বচন।

কোনো এটা বচন বিশ্লেষণ কৰিলে তিনিটা অংশ পোৱা যায়। এই অংশ তিনিটা হ'ল— উদ্দেশ্য, সংযোজক আৰু বিধেয়।

বচনত যাৰ বিষয়ে কিবা কোৱা হয় অৰ্থাৎ স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য বোলে।

উদ্দেশ্য সম্পর্কে যি কোৱা হয় অৰ্থাৎ স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিধেয় বোলে।

উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধসূচক শব্দক সংযোজক বোলে। উদাহৰণ স্বৰূপে ‘গোলাপ ফুল হয় ৰঙ’— এই বচনটোত ‘গোলাপ

ফুল’ হৈছে উদ্দেশ্য, ‘হয়’ সংযোজক আৰু ‘ৰঙ’ বিধেয়। বচনৰ ‘উদ্দেশ্য’ আৰু ‘বিধেয়’ প্রত্যেকেই একো একোটা পদ। ‘সংযোজক’ পদ নহয়।

এতিয়া পদ কাক কয় আমি তাকে আলোচনা কৰিম।

2.1.2. পদ (Term) :

যি শব্দ বা শব্দসমষ্টি আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয় কপে ব্যৱহৃত হয় তাকে পদ বোলে।

(A term is a word or a group of words which by itself is used as the subject or the predicate of a logical proposition)

উদাহৰণস্বৰূপে কাণ্ট হয় দাশনিক— এই বচনটোত ‘কাণ্ট’ হ'ল ‘উদ্দেশ্য’ আৰু দাশনিক হ'ল ‘বিধেয়’। ‘কাণ্ট’ আৰু ‘দাশনিক’ এই দুয়োটা শব্দই আন শব্দৰ সহায় নোলোৱাকৈ বচনৰ উদ্দেশ্য আৰু বিধেয় কপে ব্যৱহৃত হৈছে। গতিকে দুয়োটাই পদ।

এটা পদ কেতিয়াবা এটা শব্দৰ দ্বাৰা গঠিত হ'ব পাৰে আৰু কেতিয়াবা এটাতকৈ অধিক শব্দৰ

দ্বাৰা গঠিত হ'ব পাৰে। উদাহৰণস্বৰূপে— হিমালয় হয় পৃথিৱীৰ সৰোচ পৰ্বত— এই বচনটোত ‘হিমালয়’ হৈছে উদ্দেশ্য পদ আৰু ‘পৃথিৱীৰ সৰোচ পৰ্বত’ হৈছে বিধেয়। হিমালয় হৈছে এটা শব্দৰ দ্বাৰা গঠিত আৰু পৃথিৱীৰ সৰোচ পৰ্বত হৈছে এটাতকৈ অধিক শব্দৰ দ্বাৰা গঠিত পদ।

কিছুমান তর্কবিদে ‘পদ’ শব্দক ব্যাপক অৰ্থত ব্যৱহাৰ কৰে। তেওঁলোকৰ মতে যি শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয় ৰাপে ব্যৱহাৰত হ'ব পাৰে, সেইবোৰকেই পদ বোলে। অৰ্থাৎ তেওঁলোকৰ মতে যি শব্দ বা শব্দ সমষ্টি আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয় হ'ব পাৰে, সেই শব্দ বা শব্দ সমষ্টিকেই পদ বোলে। কিন্তু পদৰ এই ব্যাপক অৰ্থৰ সংজ্ঞা যুক্তিযুক্ত নহয়। কিছুমান তর্কশাস্ত্ৰবিদে তেনেকুৱা শব্দ বা শব্দ সমষ্টিক ‘সন্তান্য পদ’ বুলি ক'ব বিচাৰে।

2.1.3. শব্দ আৰু পদ

(Word and Term) :

অৰ্থযুক্ত বৰ্ণ বা বৰ্ণ সমষ্টিক শব্দ বোলে। অৰ্থযুক্ত কোনো এটা বৰ্ণও শব্দ হ'ব পাৰে অথবা অৰ্থযুক্ত এটাতকৈ অধিক বৰ্ণৰ সমষ্টিও শব্দ হ'ব পাৰে। যেনে— সি, হৰি, মানুহ আদি। ইয়াৰ প্রত্যেকটো ক্ষেত্ৰতেই এটা নাইবা এটাতকৈ অধিক বৰ্ণ লগলাগি কোনো একেটা অৰ্থ প্ৰকাশ কৰিছে। মুঠতে কোনো এটা বৰ্ণ বা এটাতকৈ অধিক বৰ্ণ লগলাগি কোনো এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক শব্দ বোলে।

আনহাতে, যেতিয়া কোনো শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰত হয়, তেতিয়া তাক পদ বোলে। পদ এটা শব্দৰ দ্বাৰাও গঠিত হ'ব পাৰে নাইবা এটাতকৈ অধিক শব্দৰ দ্বাৰাও গঠিত হ'ব পাৰে। মুঠতে পদ হ'বলৈ হ'লৈ প্ৰথমতে, শব্দ বা শব্দ সমষ্টি হ'ব লাগিব আৰু দ্বিতীয়তে, সেই শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰত হ'ব লাগিব। যেনে— হৰি হয় এজন জ্ঞানী ল'ৰা— ইয়াত ‘হৰি’ শব্দটো হ'ল উদ্দেশ্য আৰু ‘এজন জ্ঞানী ল'ৰা’ এই শব্দ সমষ্টি হ'ল বিধেয়।

ওপৰৰ আলোচনাৰ পৰা বুজিব পাৰি যে সকলো পদ এটা বা এটাতকৈ অধিক শব্দৰে গঠিত হয়। অৰ্থাৎ সকলো পদেই শব্দ বা শব্দ সমষ্টি। কিন্তু, যিকোনো শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য বা বিধেয়ৰূপে ব্যৱহাৰত নহয়। যিবোৰ শব্দ বা শব্দ সমষ্টি বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰত হ'ব পাৰে, কিন্তু হোৱা নাই আৰু যিবোৰ শব্দ বা শব্দ সমষ্টি কেতিয়াও বচনৰ উদ্দেশ্য নাইবা বিধেয়ৰূপে ব্যৱহাৰত হ'ব নোৱাৰে সেইবোৰ শব্দ বা শব্দ সমষ্টি কেতিয়াও পদ বুলি পৰিগণিত নহয়।

গতিকে দেখা যায় সকলো পদেই শব্দ বা শব্দসমষ্টি, কিন্তু সকলো শব্দ বা শব্দ সমষ্টি পদ নহয়।

2.1.4 পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ (Denotation and Connotation of terms) :

কোনো এটা পদে যি বিষয়ক নির্দেশ করে সেই বিষয়টোরেই পদটোর অর্থ। পদৰ অর্থ দুই প্ৰকাৰৰ হ'ব পাৰে— পৰিমাণগত আৰু গুণগত।

পদৰ পৰিমাণগত অর্থ অৰ্থাৎ যি বস্তু বা বস্তু সমষ্টিক কোনো পদে নির্দেশ কৰে সেয়ে হ'ল পদটোৰ বাচ্যাৰ্থ আৰু পদৰ গুণগত অর্থ অৰ্থাৎ এই বস্তু বা বস্তু সমষ্টিৰ সকলোতে নিহিত থকা গুণ বা গুণাবলীয়েই পদটোৰ লক্ষণার্থ। পদৰ বাচ্যাৰ্থই বস্তুক নির্দেশ কৰে আৰু লক্ষণার্থই গুণক নির্দেশ কৰে।

বাচ্যাৰ্থ : কোনো এটা পদক একে অৰ্থত যি বস্তু বা বস্তুসমূহৰ ক্ষেত্ৰত আৰোপ কৰিব পাৰি, সেই বস্তু বা বস্তুসমূহক পদটোৰ বাচ্যাৰ্থ বোলে। উদাহৰণস্বৰূপে মানুহ পদৰ বাচ্যাৰ্থ ‘সকলো মানুহ’ কাৰণ ‘মানুহ’ পদটো সকলো মানুহৰ ক্ষেত্ৰতেই প্ৰয়োগ কৰিব পাৰি।

লক্ষণার্থ : কোনো এটা পদে সেই পদটোৱে বুজোৱা বস্তু বা বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক গুণ বা গুণাবলীক নির্দেশ কৰে, সেই গুণ বা গুণাবলীকেই পদটোৰ লক্ষণার্থ বোলে। উদাহৰণস্বৰূপে— ‘মানুহ’ পদৰ লক্ষণার্থ হ'ল ‘প্ৰাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তি’। কাৰণ এই দুটা মানুহৰ সাধাৰণ আৰু মৌলিক গুণ। ‘মানুহ’ পদে এই শব্দটোৱে বুজোৱা সকলো মানুহৰ গাত থকা সাধাৰণ আৰু মৌলিক গুণ ‘প্ৰাণীবৃত্তি’ আৰু ‘বুদ্ধিবৃত্তিক’ নির্দেশ কৰে।

গতিকে দেখা যায় যে কোনো এটা পদৰ বাচ্যাৰ্থই বস্তু বা বস্তুসমূহক নির্দেশ কৰে আৰু লক্ষণার্থই সেই বস্তু বা বস্তুসমূহৰ মাজত থকা

সাধাৰণ আৰু মৌলিক গুণক বা গুণাবলীক নির্দেশ দিয়ে।

2.1.5 বাচ্যাৰ্থ আৰু লক্ষণার্থৰ সম্বন্ধ :

পদৰ বাচ্যাৰ্থ আৰু লক্ষণার্থ একেটা পদৰেই দুটা দিশ। গতিকে দুয়োৰে মাজত সম্বন্ধ অতি ঘনিষ্ঠ। এই সম্বন্ধক তৰ্কবিদসকলে বিপৰীতমুখী বুলি উল্লেখ কৰে। অৰ্থাৎ পদৰ বাচ্যাৰ্থ আৰু লক্ষণার্থৰ হ্রাস-বৃদ্ধি সদায় বিপৰীতমুখী।

গণিত শাস্ত্ৰ মতে, পৰিৱৰ্তন দুই প্ৰকাৰৰ হ'ব পাৰে। যেনে— (1) একেমুখী পৰিৱৰ্তন (Direct Variation) আৰু (2) বিপৰীতমুখী পৰিৱৰ্তন (Inverse Variation)।

কোনো কাৰণবশতঃ যদি দুটা বস্তু একে দিশত পৰিৱৰ্তিত হয়, তেনেহ'লে বস্তু দুটাৰ মাজৰ সম্বন্ধক একেমুখী পৰিৱৰ্তনৰ সম্বন্ধ বোলে। আকো, যদি বস্তু দুটা পৰম্পৰ বিপৰীত দিশত পৰিৱৰ্তিত হয়, তেনেহ'লে বস্তু দুটাৰ মাজৰ সম্বন্ধক বিপৰীতমুখী সম্বন্ধ বোলে।

পদৰ বাচ্যাৰ্থ আৰু লক্ষণার্থৰ সম্বন্ধও বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ। অৰ্থাৎ পদৰ বাচ্যাৰ্থ আৰু লক্ষণার্থৰ হ্রাস-বৃদ্ধি পৰম্পৰ বিপৰীতমুখে হয়। পদৰ বাচ্যাৰ্থ আৰু লক্ষণার্থৰ মাজৰ বিপৰীতমুখী পৰিৱৰ্তনৰ এই সম্বন্ধক তৰ্কশাস্ত্ৰবিদসকলে চাৰিটা নিয়মৰ মাজেৰে প্ৰকাশ কৰিছে।

- (1) পদৰ বাচ্যাৰ্থ বাঢ়িলে লক্ষণার্থ কমে।
- (2) পদৰ বাচ্যাৰ্থ কমিলে লক্ষণার্থ বাঢ়ে।

(3) পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যাৰ্থ কমে।

(4) পদৰ লক্ষণাৰ্থ কমিলে বাচ্যাৰ্থ বাঢ়ে।

(1) পদৰ বাচ্যাৰ্থ বাঢ়িলে লক্ষণাৰ্থ কমে :

‘মানুহ’ পদৰ বাচ্যাৰ্থ ‘সকলো মানুহ’ আৰু লক্ষণাৰ্থ ‘প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি’। এতিয়া মানুহ পদৰ বাচ্যাৰ্থৰ লগত যদি আন আন প্ৰাণীকো যোগ দিয়া যায় তেনেহ’লে বাচ্যাৰ্থ বাঢ়ি গৈ ‘সকলো প্ৰাণী’ হ’ব আৰু আনফালে লক্ষণাৰ্থ কমি গৈ অকল ‘প্ৰাণী বৃত্তি’হে হ’ব।

পদ	বাচ্যাৰ্থ	লক্ষণাৰ্থ
মানুহ	সকলো মানুহ	প্ৰাণীবৃত্তি+বুদ্ধিবৃত্তি
প্ৰাণী	সকলো প্ৰাণী	প্ৰাণীবৃত্তি

গতিকে দেখা যায় পদৰ বাচ্যাৰ্থ বাঢ়িলে লক্ষণাৰ্থ কমে।

(2) পদৰ বাচ্যাৰ্থ কমিলে লক্ষণাৰ্থ বাঢ়ে :

‘মানুহ’ পদৰ বাচ্যাৰ্থ, ‘সকলো মানুহ’ আৰু লক্ষণাৰ্থ ‘প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি’। এতিয়া সকলো মানুহৰ পৰা যদি অসাধু মানুহবোৰক বাদ দিয়া যায় তেনেহ’লে অকল সাধু মানুহবোৰহে ব’ংগৈ আৰু তাৰ ফলত বাচ্যাৰ্থ কমি গৈ ‘সকলো সাধু মানুহ’ হ’ব। তেতিয়া মানুহৰ লক্ষণাৰ্থৰ লগত ‘সাধুতা’ যোগ হোৱাৰ ফলত লক্ষণাৰ্থ বাঢ়ি গৈ প্ৰাণীবৃত্তি, বুদ্ধিবৃত্তি আৰু সাধুতা হ’ব।

পদ	বাচ্যাৰ্থ	লক্ষণাৰ্থ
মানুহ	সকলো মানুহ	প্ৰাণীবৃত্তি + বুদ্ধিবৃত্তি
সাধু মানুহ	সকলো সাধু মানুহ	প্ৰাণীবৃত্তি + বুদ্ধিবৃত্তি + সাধুতা

গতিকে দেখা যায় পদৰ বাচ্যাৰ্থ কমিলে লক্ষণাৰ্থ বাঢ়ে।

(3) পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যাৰ্থ কমে :

মানুহ পদৰ লক্ষণাৰ্থ হৈছে প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি আৰু বাচ্যাৰ্থ হৈছে ‘সকলো মানুহ’। এতিয়া মানুহৰ লক্ষণাৰ্থৰ লগত যদি নন্দতা এই গুণটোক যোগ দিয়া যায় তেনেহ’লে লক্ষণাৰ্থ বাঢ়ি গৈ প্ৰাণীবৃত্তি, বুদ্ধিবৃত্তি আৰু নন্দতা হ’ব। আনহাতে, বাচ্যাৰ্থ কমি গৈ ‘সকলো নন্দ মানুহ হ’ব’।

পদ	লক্ষণাৰ্থ	বাচ্যাৰ্থ
মানুহ	প্ৰাণীবৃত্তি + বুদ্ধিবৃত্তি	সকলো মানুহ
নন্দ মানুহ	প্ৰাণীবৃত্তি + বুদ্ধিবৃত্তি + নন্দতা	সকলো নন্দ মানুহ

গতিকে দেখা যায় পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যাৰ্থ কমে।

(4) পদৰ লক্ষণাৰ্থ কমিলে বাচ্যাৰ্থ বাঢ়ে :

‘মানুহ’ পদৰ লক্ষণাৰ্থ ‘প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি’ আৰু বাচ্যাৰ্থ ‘সকলো মানুহ’। এতিয়া মানুহৰ লক্ষণাৰ্থৰ পৰা যদি বুদ্ধিবৃত্তি গুণটোক বাদ দিয়া যায় তেনেহ’লে লক্ষণাৰ্থ কমি গৈ কেৱল প্ৰাণীবৃত্তিহে হ’ব। তেতিয়া বাচ্যাৰ্থ বাঢ়ি গৈ সকলো প্ৰাণী হ’ব।

পদ	লক্ষণাৰ্থ	বাচ্যাৰ্থ
মানুহ	প্ৰাণীবৃত্তি + বুদ্ধিবৃত্তি	সকলো মানুহ
প্ৰাণী	প্ৰাণীবৃত্তি	সকলো প্ৰাণী

গতিকে দেখা যায় পদৰ লক্ষণাৰ্থ কমিলে বাচ্যাৰ্থ বাঢ়ে।

ওপৰৰ আলোচনাৰ পৰা প্ৰমাণিত হয় যে পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ হ্রাস-বৃদ্ধি সদায় বিপৰীতমুখী।

কিন্তু পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ মাজত বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহয়। যেনে—

- (1) কোনো পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ হ্রাস-বৃদ্ধিৰ লগে লগে আমি এটা নতুন পদত উপনীত হও। এই পদৰ অস্তৰ্ভুক্ত বস্তুৰ বাচ্যাৰ্থ কম-বেছি হ'লেও সেই পদৰ লক্ষণাৰ্থ একেই থাকে। মৃত্যুৰ ফলত মানুহৰ সংখ্যা কমে আৰু জন্মৰ ফলত বাঢ়ে। কিন্তু মানুহ পদৰ লক্ষণাৰ্থ একে থাকে।
- (2) বৈজ্ঞানিক গবেষণাৰ ফলত কোনো পদৰ লক্ষণাৰ্থ কমি বা বাঢ়ি গ'লেও ইয়াৰ বাচ্যাৰ্থ একেই থাকিব। উদাহৰণস্বৰূপে ‘সোণ’ পদৰ লক্ষণাৰ্থ কমি বা বাঢ়ি গ'লেও ইয়াৰ বাচ্যাৰ্থ ‘সকলো সোণ’ একেই থাকিব।
- (3) কোনো পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ হ্রাস-বৃদ্ধিৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট গাণিতিক অনুপাত নাই।
- (4) পদৰ বাচ্যাৰ্থৰ হ্রাস-বৃদ্ধিৰ লগত ব্যক্তিগত জ্ঞানৰ সম্বন্ধ নাই। কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰাৰ ফলত ‘মহাদেশ’ পদৰ বাচ্যাৰ্থ সম্বন্ধে আমাৰ জ্ঞান বাঢ়িল, কিন্তু লক্ষণাৰ্থৰ ক্ষেত্ৰত ‘মহাদেশ’ পদৰ কোনো সলনি নহয়।

2.1.5 পদৰ শ্ৰেণীবিভাজন (Classification of terms) :

বিভিন্ন নীতি অনুসৰি পদবিলাকক বিভিন্ন শ্ৰেণীত ভাগ কৰা হয়।

(i) বিশিষ্ট পদ আৰু সামান্য পদ (Singular and General terms) :

যি পদে এটা অৰ্থত মাঠোন এটা নিৰ্দিষ্ট বস্তু বা গুণক নিৰ্দেশ কৰে তাক বিশিষ্ট পদ বোলে। যেনে— এই ফুলপাহ। ‘এই ফুলপাহ’ বুলি ক'লৈ মাত্ৰ এটা ফুলকে বুজায়। গতিকে, এইটো বিশিষ্ট পদ। সেইদৰে গুৱাহাটী, মাধৱদেৱ, নৃতা, অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী ইত্যাদি।

যি পদে একে অৰ্থত কোনো এটা শ্ৰেণীৰ অস্তৰ্ভুক্ত অনিন্দিষ্ট সংখ্যক বস্তু বা গুণৰ যিকোনো এটাক নিৰ্দেশ কৰে, তাক সামান্য পদ বোলে। যেনে— মানুহ। ‘মানুহ’ পদৰ দ্বাৰা কোনো এজন বিশিষ্ট মানুহক নুবুজায়। মানুহ শ্ৰেণীৰ অস্তৰ্ভুক্ত যিকোনো মানুহকেই একেটা অৰ্থত বুজাব পাৰে। কুকুৰ, মেকুৰী, ল'ৰা, ছাত্ৰ আদি পদে সামান্য পদ।

সামান্য পদক জাতিবাচক বা শ্ৰেণীবাচক পদ বুলিও অভিহিত কৰা হয়। কাৰণ, সামান্য পদে কোনো বিশেষ বস্তু বা ব্যক্তি বা গুণক নুবুজাই এটা জাতি বা শ্ৰেণীক বুজাব পাৰে।

বিশিষ্ট পদ আকো দুই প্ৰকাৰৰ—

(a) অৰ্থ্যুক্ত বিশিষ্ট পদ (Significant singular term) আৰু

(b) অৰ্থহীন বিশিষ্ট পদ (Non-significant singular term)।

(a) অৰ্থ্যুক্ত বিশিষ্ট পদ : যি বিশিষ্ট পদে কোনো এটা নিৰ্দিষ্ট বস্তু বা ব্যক্তিক বুজোৱাৰ উপৰিও

সেই বস্তু বা ব্যক্তি বিশেষৰ কোনো গুণৰ নির্দেশ দিয়ে, তাক অৰ্থযুক্তি বিশিষ্ট পদ বোলে। যেনে— ‘ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি’। এই পদটোৱে মাত্ৰ এজন নিৰ্দিষ্ট ব্যক্তিকে বুজাইছে বুলি ই এটা বিশিষ্ট পদ। লগতে সেই ব্যক্তিগৰাকী যে ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি— এই বিশেষ গুণৰো ই পৰিচায়ক। গতিকে ই কেৱল বিশিষ্ট পদেই নহয় ই এটা অৰ্থযুক্তি বিশিষ্ট পদ। সেইদৰে কটন মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ, পৃথিৰীৰ সৰ্বোচ্চ শৃঙ্গ, নামঘোষা প্ৰণেতা আদি পদবোৰ অৰ্থযুক্তি বিশিষ্ট পদ।

(b) অৰ্থহীন বিশিষ্ট পদ : যি বিশিষ্ট পদ কোনো বস্তু বা ব্যক্তিক অন্যান্য বস্তু বা ব্যক্তিৰ পৰা পৃথককৈ বুজাবৰ বাবে মাত্ৰ ব্যৱহাৰ কৰা হয় আৰু যি বিশিষ্ট পদে সেই বস্তু বা ব্যক্তি বিশেষৰ কোনো বিশেষ গুণৰ নির্দেশ নিদিয়ে তেনে বিশিষ্ট পদক অৰ্থহীন বিশিষ্ট পদ বোলে। যেনে— বাহুল, মানস, গুৱাহাটী, যোৰহাট আদি। অৰ্থহীন বিশিষ্ট পদবোৰক নামবাচক বিশেষ্য পদ বুলিও অভিহিত কৰা হয়। অৱশ্যে নামবাচক বিশিষ্ট পদবোৰ সঁচাকৈয়ে অৰ্থহীন হয় নে নহয়— এই বিষয়ত তর্কবিজ্ঞানীসকলৰ মাজত মতভেদ আছে।

(ii) নিৰপেক্ষ পদ আৰু সাপেক্ষ পদ
(Absolute and Relative Terms) :

যি পদৰ অৰ্থ বুজিবলৈ হ'লে আন পদৰ সহায় ল'বলগীয়া নহয় তাক নিৰপেক্ষ পদ বোলে। যেনে— মানুহ, গৰু, কিতাপ, বিদ্যালয় ইত্যাদি।

আনহাতে যি পদৰ অৰ্থ আন কোনো পদৰ সহায়তহে বুজিব পাৰি, নহ'লে পদটো অৰ্থহীন

হৈ পৰে, তাক সাপেক্ষ পদ বোলে। যেনে— পিতা-পুত্ৰ, গুৰু-শিষ্য, শিক্ষক-ছাত্ৰ ইত্যাদি। এই পদবোৰ ক্ষেত্ৰত দুটা পদ পৰম্পৰ নিৰ্ভৰশীল হয়। এটাৰ লগত আনটোৰ সম্বন্ধৰ যোগেদিয়েই পদ দুটাৰ অৰ্থ বুজা যায়।

(iii) লক্ষণার্থক আৰু অলক্ষণার্থক পদ
(Connotative and Non-connotative terms) :

যি পদে কোনো বস্তু বা বস্তুসমূহক নির্দেশ কৰাৰ উপৰিও সেই বস্তু বা বস্তুসমূহৰ মাজত থকা সাধাৰণ আৰু মৌলিক গুণকো নির্দেশ কৰে, তাক লক্ষণার্থক পদ বোলে। অৰ্থাৎ যি পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ দুয়োটাই থাকে, সেই পদকে লক্ষণার্থক পদ বোলে। যেনে— ‘মানুহ’। কাৰণ ‘মানুহ’ পদৰ বাচ্যাৰ্থ হ'ল ‘সকলো মানুহ’ আৰু লক্ষণাৰ্থ হ'ল ‘প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি’।

আনহাতে, যি পদে অকল বস্তুকহে নির্দেশ কৰে নাইবা অকল গুণ বা লক্ষণহে বুজায়; কিন্তু বস্তু আৰু গুণ উভয়কে নুবুজায়, তাক অলক্ষণার্থক পদ বোলে। অৰ্থাৎ যি পদৰ অকল বাচ্যাৰ্থ আছে, কিন্তু লক্ষণাৰ্থ নাই, নাইবা যি পদৰ অকল লক্ষণাৰ্থ আছে কিন্তু বাচ্যাৰ্থ নাই তেনে পদক অলক্ষণার্থক পদ বোলে। যেনে— যদু, মধু, চেমাই, যোৰহাট আদি পদবোৰে একো একোটা বস্তুৰ নির্দেশ দিয়ে আৰু নন্তা, শুন্তা আদি পদে একো একোটা গুণক বুজায়। তর্কবিদ মিলৰ ভাষাত ক'বলৈ হ'লে অলক্ষণার্থক পদে কেৱল গুণীক ব্যক্ত কৰে বা কেৱল গুণ সূচিত কৰে।

লক্ষণার্থক পদে গুণীক নির্দেশ কৰাৰ লগতে

গুণকো ব্যক্ত করে। কিন্তু অলক্ষণার্থক পদে কেবল গুণীক ব্যক্ত করে নাইবা কেবল গুণ সূচীত করে। দুয়োটাকে নহয়।

কিন্তু ওরেল্টনৰ (Walton) মতে, যি পদৰ কেবল বাচ্যার্থ আছে অর্থাৎ যি পদে কেবল কোনো বস্তুৰহে নিৰ্দেশ দিয়ে, তাক অলক্ষণার্থক পদ বোলে। অলক্ষণার্থক পদৰ কোনো লক্ষণার্থ নাই। ই কোনো লক্ষণার্থ বা গুণ নুবুজায়।

আন কিছুমানৰ মতে, যি পদৰ বাচ্যার্থ আছে, লক্ষণার্থ নাই তাক অলক্ষণার্থক পদ বোলে। কিন্তু যি পদৰ লক্ষণার্থ আছে, বাচ্যার্থ নাই তাক অলক্ষণার্থক বুলি ক'ব নোৱাৰিব। তেওঁলোকে মিলৰ মতবাদৰ সঠিক ব্যাখ্যা হোৱা নাই বুলি ভাৱে।

মিলৰ মতে, লক্ষণার্থক পদ চাৰি প্ৰকাৰৰ আৰু অলক্ষণার্থক পদ দুই প্ৰকাৰৰ।

লক্ষণার্থক পদ :

(1) বিশেষণীয় পদ; যেনে— ধাৰ্মিক, দীঘল, সাধু।

(2) বস্তুবাচক সামান্য পদ; যেনে— মানুহ, কুকুৰ।

(3) গুণবাচক সামান্য পদ; যেনে— বৰ্ণ, গুণ।

(4) অর্থযুক্ত বিশিষ্ট পদ; যেনে— পৃথিৰীৰ সৰ্বোচ্চ শৃঙ্গ, অসমৰ বৰ্তমান শিক্ষামন্ত্ৰী।

মিলে উল্লেখ কৰা এই চাৰি প্ৰকাৰৰ লক্ষণার্থক পদক আন আন তৰ্কবিজ্ঞানীসকলে মাথোন দুই প্ৰকাৰতে সামৰি লয়। এই দুই প্ৰকাৰৰ লক্ষণার্থক পদ হৈছে—

(1) সকলো সামান্য পদ।

(2) অর্থযুক্ত বিশিষ্ট পদ।

অলক্ষণার্থক পদ :

(1) গুণবাচক বিশিষ্ট পদ; যেনে— শুভতা।

(2) নামবাচক বিশেষ পদ; যেনে— ৰাহুল, মানস।

পাঠৰ মূলকথা :

- ❖ যি শব্দ বা শব্দ সমষ্টি আন কোনো শব্দৰ সহায় নোলোৱাকৈ নিজে নিজে কোনো বচনৰ উদ্দেশ্য নাইবা বিধেয় ৰূপে ব্যৱহৃত হয় তাকে পদ বোলে।
- ❖ সকলো পদেই শব্দ বা শব্দ সমষ্টি; কিন্তু সকলো শব্দ বা শব্দ সমষ্টি পদ নহয়।
- ❖ কোনো এটা পদে যি বস্তু বা বস্তুসমূহক নিৰ্দেশ কৰে সেয়ে পদটোৰ বাচ্যার্থ। সেই বস্তু বা বস্তুসমূহৰ মাজত থকা যি সাধাৰণ আৰু মৌলিক গুণ বা গুণীৱলীক নিৰ্দেশ কৰে সেয়ে পদটোৰ লক্ষণার্থ।
- ❖ পদৰ বাচ্যার্থ আৰু লক্ষণার্থৰ সম্বন্ধ বিপৰীতমুখী।
- ❖ বিভিন্ন নীতি অনুসৰি পদবোৰক বিভিন্ন শ্ৰেণীত কৰা হয়। (1) বিশিষ্ট আৰু সামান্য পদ, (2) নিৰপেক্ষ আৰু সাপেক্ষ পদ, (3) লক্ষণার্থক আৰু অলক্ষণার্থক পদ আদি।

অনুশীলনী

1. শুন্দ উত্তৰ দিয়া :

- (a) পদৰ বাচ্যার্থই বস্তুৰ গুণ/ সংখ্যা বুজায়।
- (b) অলক্ষণার্থক পদৰ কেবল বাচ্যার্থ আছে/

- লক্ষণার্থ নাই/ বাচ্যার্থ নাই/ বাচ্যার্থ বা
লক্ষণার্থ আছে।
- (c) পদৰ লক্ষণার্থই গুণক/ বস্তুক বুজায়।
- (d) যি পদৰ কেৱল লক্ষণার্থ থাকে, তাক
লক্ষণার্থক/ অলক্ষণার্থক পদ বোলে।
- (e) পদৰ বাচ্যার্থ আৰু লক্ষণার্থৰ পৰিৱৰ্তন
একেমুখী/ বিপৰীতমুখী।
- 2. সংজ্ঞা দিয়া :**
- (a) পদ।
- (b) সামান্য পদ।
- (c) বিশিষ্ট পদ।
- (d) অর্থযুক্ত বিশিষ্ট পদ।
- (e) পদৰ বাচ্যার্থ।
- (f) পদৰ লক্ষণার্থ।
- (g) লক্ষণার্থক পদ।
- (h) অলক্ষণার্থক পদ।
- 3. উদাহৰণ দিয়া :**
- (a) সামান্য পদ।
- (b) বিশিষ্ট পদ।
- (c) অর্থযুক্ত বিশিষ্ট পদ।
- 4. পার্থক্য নিৰ্ণয় কৰা :**
- (i) শব্দ আৰু পদ।
- (ii) লক্ষণার্থক আৰু অলক্ষণার্থক পদ।
- (iii) বিশিষ্ট আৰু সামান্য পদ।
- (iv) বাচ্যার্থ আৰু লক্ষণার্থ।
- 5. ‘সকলো পদেই শব্দ কিন্তু যিকোনো শব্দ পদ
নহয়’— আলোচনা কৰা।**
- 6. ‘পদৰ বাচ্যার্থ আৰু লক্ষণার্থৰ সম্বন্ধ
বিপৰীতমুখী’ পৰিৱৰ্তনৰ সম্বন্ধ আলোচনা
কৰা।**

* * *

দ্বিতীয় অধ্যায়

বচন

(Proposition)

2.2.1 বচন :

বচনৰ সংজ্ঞা, গঠন, গুণ, পরিমাণ, সম্বন্ধ আৰু নিশ্চয়তা অনুসৰি বচনৰ পৌৰাণিক শ্রেণীবিভাগ, বচনৰ চতুর্বর্গীয় শ্রেণীবিভাগজন। Definition of proposition, structure of proposition, classification of proposition according to quality, quantity, relation and modality. Four fold scheme of proposition— A, E, I, O.

তর্কবিজ্ঞানক সাধাৰণতে অনুমানৰ বিজ্ঞান বুলি অভিহিত কৰা হয়। যুক্তি বা অনুমানেই তর্কবিজ্ঞানৰ মুখ্য আলোচ্য বিষয়। যুক্তি বা অনুমানৰ বিষয়ে জানিবলৈ যোৱাৰ আগতে কিছুমান আনুষংগিক বিষয় যেনে— বচন, বচনৰ সংজ্ঞা, ইয়াৰ বিভিন্ন অংশ আদিৰ বিষয়েও জানি লোৱা দৰকাৰ। যিহেতু এই আনুষংগিক বিষয়বোৰ অনুমান বা যুক্তিৰ লগত জড়িত হৈ আছে সেয়েহে এইবোৰৰ স্পষ্ট ধাৰণা অবিহনে অনুমান অসম্ভৱ হৈ পৰে।

অৱধাৰণ আৰু বচন (Judgement and Proposition) :

দুটা প্রত্যয় বা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰাৰ মানসিক প্ৰক্ৰিয়াক অৱধাৰণ বোলে।

অৱধাৰণ এটা মানসিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ দ্বাৰা প্রত্যয় বা ধাৰণাৰ (ideas or concepts) মাজত সম্বন্ধ স্থাপন কৰা হয়। যেনে— ‘সকলো কাউৰী হয় ক’লা’, ‘কোনো মানুহ নহয় পূৰ্ণ’। ইয়াত প্ৰথমটোৱ ক্ষেত্ৰত ‘কাউৰী’ আৰু ‘ক’লা’ এই দুটা ধাৰণাৰ মাজত এটা সম্বন্ধ স্থাপন কৰা হৈছে অৰ্থাৎ ‘ক’লা’ এই গুণটোক সকলো কাউৰীৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে আৰু দ্বিতীয়টোৱ ক্ষেত্ৰত ‘মানুহ’ আৰু ‘পূৰ্ণতা’ এই দুটা ধাৰণাৰ মাজত সম্বন্ধ স্থাপন কৰা হৈছে। অৰ্থাৎ সকলো মানুহ সম্পর্কে পূৰ্ণতা গুণটোক অস্বীকাৰ কৰা হৈছে।

গতিকে দুটা ধাৰণা বা প্রত্যয়ৰ মাজত সম্বন্ধ স্থাপন অৰ্থাৎ এটা ধাৰণাক আনটো ধাৰণা সম্বন্ধে স্বীকাৰ বা অস্বীকাৰ কৰাৰ মানসিক প্ৰক্ৰিয়াই অৱধাৰণ। অৱধাৰণ যেতিয়া ভাষাৰ জৰিয়তে প্ৰকাশিত হয় তেতিয়া তাক বচন বোলে।

2.2.3 বচনৰ সংজ্ঞা (Definition of Proposition) :

পৰম্পৰাগত তর্কবিজ্ঞান বুলিলে ঘাইকে আমি এৰিষ্টটল আৰু তেওঁৰ অনুগামীসকলৰ তর্কবিজ্ঞানমূলক চিন্তা পদ্ধতি আৰু নীতি-

নিয়মসমূহৰ ওপৰত প্রতিষ্ঠিত তর্কশাস্ত্ৰকে বুজো।
পৰম্পৰাগত তর্কবিজ্ঞানীসকলৰ মতে, বচন হ'ল
দুটা পদৰ মাজৰ এক সমন্বয়ৰ উক্তি।

প্রত্যেক বচনতে তিনিটা অংশ থাকে। দুটা পদ
আৰু এই পদ দুটাৰ মাজত থকা সমন্বসূচক চিন।
বচনৰ এই অংশ তিনিটাক যথাক্রমে উদ্দেশ্য,
সংযোজক আৰু বিধেয় বোলে। উদাহৰণ স্বৰূপে—
'গাখীৰ হয় বগা'। ইয়াত গাখীৰ আৰু বগা এই
পদ দুটাৰ মাজত থকা সমন্বয়টোক উল্লেখ কৰা
হৈছে।

2.2.3 বচনৰ গঠন (Structure of Proposition) :

বচন এটা গঠন কৰিবলৈ হ'লে তিনিটা অংশৰ
প্ৰয়োজন হয়। উদ্দেশ্য, সংযোজক আৰু বিধেয়।
উদ্দেশ্য আৰু বিধেয় এই অংশ দুটাক পদ বুলি
কোৱা হয় কিয়নো পদ হ'বলৈ হ'লে বচনত
উদ্দেশ্য বা বিধেয়ৰূপে ব্যৱহৃত হ'বই লাগিব।
আনহাতে, সংযোজক পদ হ'ব নোৱাৰে কাৰণ
সংযোজক কেতিয়াও বচনত উদ্দেশ্য বা বিধেয়ৰূপে
ব্যৱহৃত নহয়। সংযোজক হ'ল পদ দুটাৰ মাজৰ
সমন্বয় উল্লেখ কৰা শব্দ বা চিন।

উদ্দেশ্য (Subject) : বচনৰ যি অংশটোৱে
কাৰোবাৰ বিষয়ে কোৱা কথাৰ নিৰ্দেশ কৰে তাক
উদ্দেশ্য বোলে। অৰ্থাৎ বচনত যি পদ সম্পর্কে
স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক উদ্দেশ্য
বোলে।

বিধেয় (Predicate) : বচনৰ যি অংশটোৱে
উদ্দেশ্য সমন্বে নিৰ্দেশ কৰে তাক বিধেয় বোলে।

অৰ্থাৎ বচনত উদ্দেশ্য সম্পর্কে যি স্বীকাৰ বা
অস্বীকাৰ কৰা হয় তাক বিধেয় বোলে।

সংযোজক (Copula) : যি শব্দই বচনত
উদ্দেশ্য আৰু বিধেয়ৰ সমন্বয়টো স্থাপন কৰে তাক
সংযোজক বোলে। অৰ্থাৎ সংযোজক হ'ল পদ
দুটাৰ মাজৰ সমন্বসূচক চিন। উদাহৰণ স্বৰূপে—

- (1) কিছুমান মানুহ হয় জ্ঞানী।
- (2) কিছুমান মানুহ নহয় জ্ঞানী।

প্ৰথম উদাহৰণটোত মানুহৰ বিষয়ে কোৱা
হৈছে, গতিকে বচনটোত ই উদ্দেশ্য পদ। 'জ্ঞানী'
বিধেয় পদ কাৰণ উদ্দেশ্য পদ 'কিছুমান মানুহ'
সম্পর্কে জ্ঞানীৰ কথা স্বীকাৰ কৰা হৈছে। 'হয়'
সংযোজক কাৰণ 'হয়' শব্দটোৱে মানুহ আৰু
জ্ঞানীৰ মাজত এক সদৰ্থক সম্পর্ক স্থাপন কৰিছে।

দ্বিতীয় উদাহৰণটোত 'মানুহ'ৰ বিষয়ে কোৱা
হৈছে। গতিকে বচনটোত ই উদ্দেশ্য পদ। 'জ্ঞানী'
বিধেয় পদ কাৰণ উদ্দেশ্য পদ 'কিছুমান মানুহ'
সম্পর্কে 'জ্ঞানী' এই বিধেয় পদটোক অস্বীকাৰ
কৰা হৈছে। 'নহয়' সংযোজক। 'নহয়' শব্দটোৱে
কিছুমান মানুহ আৰু জ্ঞানীৰ মাজত এক নএওৰ্থক
সম্পর্ক স্থাপন কৰিছে।

2.2.4 সংযোজকৰ স্বৰূপ (Nature of Copula) :

বচনত উদ্দেশ্য আৰু বিধেয় পদ দুটাৰ মাজৰ
সমন্বয় স্থাপন কৰা শব্দটোক সংযোজক বোলে।

তর্কবিজ্ঞানত সংযোজকৰ ভূমিকা অতি
গুৰুত্ব পূৰ্ণ। সংযোজকৰ স্বৰূপ প্ৰসংগত
তর্কবিদসকলে মত পোষণ কৰে যে কেৱল ভূ-

ধাতুহে বচনত সংযোজক হিচাপে ব্যরহার হ'ব পাবে। অন্য কোনো ধাতু বা ক্রিয়া হ'ব নোরাবে। অকল ভূ-ধাতুরেহে পদ দুটার মাজত থকা সম্বন্ধক স্পষ্টভাবে প্রকাশ কৰিব পাবে। যিহেতু আন ধাতুবোৰ প্রায় ক্ষেত্ৰতে বিধেয়ৰ লগত সংযুক্ত হৈ থাকে সেয়েহে পদ দুটার মাজত থকা সম্বন্ধক আন ধাতুবোৰে স্পষ্টভাবে প্রকাশ কৰিব পাবে। গতিকে অকল ভূ-ধাতুহে এই গুৰুত্বপূৰ্ণ ভূমিকাত সমৰ্থ হয়। বিভিন্ন কালত ‘ভূ’ ধাতুৰ বিভিন্ন ৰূপ পোৱা যায়। বৰ্তমান কালত ‘হও’, ‘হোৱা’, ‘হয়’, অতীত কালত ‘হৈছিলো’, ‘হৈছিলা’ আৰু ভৱিষ্যত কালত ‘হম’, ‘হ'বা’, ‘হ'ব’। কাল সম্পর্কে যদিও বিভিন্ন দাশনিকৰ মাজত মতানৈক্য থকা দেখিবলৈ পোৱা যায়, সংযোজক কিন্তু বৰ্তমান কালৰ হোৱা উচিত কাৰণ বচন এটা অতীত কালত থাকিলেও আমি বৰ্তমান সময়তহে তাক প্রকাশ কৰিছো। যদি সংযোজকটোক বৰ্তমান কালত বাখো তেতিয়াহে বচনৰ কালৰ এক সত্যতা সংৰক্ষিত হ'ব। বচন অতীতত কালৰে হওক বা ভৱিষ্যৎ কালৰে হওক আমি তাক তৰ্কশাস্ত্রসম্মত বচনলৈ ৰূপান্তৰিত কৰিলে বচনটোৰ কালক তাত বাখিব লাগে। উদাহৰণ স্বৰূপে, ‘শ্ৰীকৃষ্ণ বসুদেৱৰ পুত্ৰ আছিল’। অতীত কালৰ এই বচনটো আমি তৰ্কবিজ্ঞানসম্মত বচনলৈ পৰিৱৰ্তন কৰিলে এনেকুৱা হ'ব— ‘শ্ৰীকৃষ্ণ হয় এনে এজন যি বসুদেৱৰ পুত্ৰ আছিল’। ‘লীনা কাইলৈ স্কুললৈ যাব’। ভৱিষ্যৎ কালৰ এই বচনটো তৰ্কশাস্ত্রসম্মত ৰূপত এনেকুৱা হ'ব— ‘লীনা হয় এনে যি কাইলৈ স্কুললৈ যাব’। বচনৰ সংযোজকটো

সদৰ্থকো হ'ব পাবে, নএওৰ্থকো হ'ব পাবে। সংযোজকৰ সদৰ্থকতা আৰু নএওৰ্থকতাই বচনটো সদৰ্থক হ'বনে নএওৰ্থক হ'ব তাক নিৰ্ণয় কৰে। সংযোজক সদৰ্থক হ'লে বচনটো সদৰ্থক আৰু সংযোজক নএওৰ্থক হ'লে বচনটো নএওৰ্থক হ'ব।

কেতিয়াবা বচনত সংযোজকটো উহ্য থকা দেখিবলৈ পোৱা যায়। ‘পৃথিবীখন ঘূৰণীয়া’ এই বচনটোত উদ্দেশ্য আৰু বিধেয়ৰ সংযোগকাৰী শব্দটো উপস্থিত থকা নাই। তৰ্কবিজ্ঞানসম্মত ৰূপত সজালে এই বচনটোৰ আকাৰ হ'ব ‘পৃথিবীখন হয় ঘূৰণীয়া’। আকৌ কেতিয়াবা বচনটো ক্ৰম অনুযায়ী নাথাকে। উদাহৰণ স্বৰূপে ‘তেওঁ সাধু নহয়’। ‘তেওঁ সাধু নহয়’ এই বচনটোক আমি সত্য বুলি ক'ব নোৱাৰো। কিয়নো বচনৰ নিয়ম অনুযায়ী সংযোজকটো সদায় পদ দুটাৰ মাজতহে থাকিব লাগে। কিন্তু দেখা গৈছে যে সংযোজকটো পদ দুটাৰ পিছতহে আছে। সেয়েহে বচনটো তৰ্কশাস্ত্রসম্মত ৰূপত হ'ব ‘তেওঁ নহয় সাধু’।

সংক্ষেপে সংযোজকৰ প্ৰকৃতি উল্লেখ কৰা হ'ল—

- (i) সংযোজক পদ নহয়। দুটা পদৰ মাজত থকা এক সম্বন্ধ সূচক চিন মাত্ৰ।
- (ii) সংযোজক সদায় ভূ-ধাতুৰহে হ'ব লাগে।
- (iii) ভূ-ধাতুৰো কেৱল নিত্য বৰ্তমান কালৰ ৰূপহে সংযোজক হিচাপে ব্যৱহাৰ হ'ব পাবে।
- (iv) সংযোজক সদৰ্থকো হ'ব পাবে, নএওৰ্থকো হ'ব পাবে।
- (v) তৰ্কবিজ্ঞানসম্মত বচনত ‘সংযোজক’টো

স্পষ্টভাৱে আৰু ক্ৰম অনুযায়ী প্ৰকাশিত
হ'ব লাগে।

2.2.5 বাক্য আৰু বচন (Sentence and Proposition) :

এক বা একাধিক শব্দ লগ লাগি কোনো অৰ্থ
প্ৰকাশ কৰিলে তাক বাক্য বুলি কোৱা হয়।
উদাহৰণ স্বৰূপে— ‘ল'বাজন মেধাৰী’, ‘সীতাই
গান গায়’, ‘মই স্কুললৈ নাযাওঁ’ ইত্যাদি। কেতিয়াবা
এটা শব্দৰেও গঠিত বাক্যই অৰ্থ প্ৰকাশ কৰিব
পাৰে। যেনে— যোৱা, আহা ইত্যাদি। এনেধৰণৰ
বাক্যতে সাধাৰণতে উদ্দেশ্যটো উহ্য থাকে।
আচলতে বাক্যটো এনেধৰণৰ হ'ব লাগে ‘তুমি
যোৱা’ বা ‘কোনোবা এজন যোৱা’/ ‘তুমি আহা’
বা ‘কোনোবা এজন আহা’।

আমি সচৰাচৰ যিবোৰ বাক্য ব্যৱহাৰ কৰো
তাক স্পষ্ট আৰু প্ৰমাণযোগ্য কৰিবৰ বাবে
তৰ্কবিজ্ঞানত এটি বিশেষ ৰূপ দি লও যাক বচন
বুলি কোৱা হয়।

যদিও বাক্য আৰু বচন দেখাত একেই যেন
লাগে, তথাপি কিন্তু সিহঁতৰ মাজত কিছুমান
বিষয়ত পাৰ্থক্য থকা পৰিলক্ষিত হয়।

(1) বচনত তিনিটা অংশ থাকে। উদ্দেশ্য,
সংযোজক আৰু বিধেয়। আনহাতে, বাক্যৰ ভাগ
দুটা— উদ্দেশ্য আৰু বিধেয়।

(2) সকলোৰোৰ বচনেই বাক্য হ'ব পাৰে
কিন্তু সকলোৰোৰ বাক্যই বচন হ'ব নোৱাৰে।
ব্যাকৰণৰ বাক্য বৰ্ণনামূলক, ভাববোধক,
ইচ্ছাবোধক, আদেশসূচক, প্ৰশ্নবোধক হ'ব পাৰে।

বচনত কিন্তু অকল বৰ্ণনামূলক বাক্যহে ব্যৱহাৰ
হয়। যদিও কিছুমান বাক্যক বচনৰ সৱলীকৰণ
নিয়মেৰে তৰ্কবিজ্ঞানসম্মত বচনলৈ ৰূপান্তৰিত
কৰা হয়। তথাপি কিন্তু সকলো বাক্যই বচন
হ'ব নোৱাৰে।

(3) বচন সদায় সঁচা বা মিছা হ'ব পাৰে।
সত্যতা আৰু মিথ্যাত্বই হৈছে বচনৰ ধৰ্ম। বাক্যৰ
ক্ষেত্ৰত কিন্তু সঁচা-মিছাৰ প্ৰক্ৰিয়া নাহে; কিয়নো
প্ৰশ্নবোধক, আদেশসূচক, ভাববোধক আদি
বাক্যবোৰক সঁচা বা মিছা বুলি অভিহিত কৰা
নহয়।

(4) বাক্যৰ কোনো নিৰ্দিষ্ট আকাৰ নাই। কিন্তু
বচন সদায় তৰ্কবিজ্ঞানসম্মত নিৰ্দিষ্ট (A, E, I,
O) যিকোনো এটা ৰূপত থাকিবই লাগিব।

(5) বচন যিকোনো কালত থাকিব নোৱাৰে।
কেৱল বৰ্তমান কালতহে থাকিব লাগে। বাক্য
কিন্তু অতীত, বৰ্তমান, ভৱিষ্যৎ যিকোনো কালত
থাকিব পাৰে।

(6) বচনৰ সংযোজক সদায় ‘ভূ’-ধাতুৰ নিত্য
বৰ্তমান কালতহে থাকিব লাগে। বাক্য কিন্তু
যিকোনো ধাতুৰ হ'ব পাৰে। তৰ্ক বিজ্ঞানত ঘাইকৈ
'বচন' শব্দটোৰহে ব্যৱহাৰ হয় বাক্য শব্দটোৰ
ব্যৱহাৰ নহয়।

2.2.6 বচনৰ শ্ৰেণী বিভাগ (Classification of Proposition)

পৰম্পৰাগত তৰ্কবিজ্ঞানৰ ফালৰ পৰা বচনক
এৰিষ্টিটল আৰু তেওঁৰ অনুগামীসকলে বিভিন্ন
দৃষ্টিকোণৰ পৰা বিভিন্ন ধৰণে ভাগ কৰিছে।

গুণ অনুসরি (According to Quality) :

গুণ অনুসরি বচনক দুটা ভাগত ভগোরা হৈছে— (i) সদর্থক আৰু (ii) নশ্রথক।

(i) **সদর্থক বচন** : যি বচনত বিধেয় পদটোক উদ্দেশ্য পদ সম্পর্কে স্বীকাৰ কৰা হয় তাকে সদর্থক বচন বোলে। উদাহৰণ স্বৰূপে ‘সকলো কাউৰী হয় ক’লা’। ইয়াত ‘ক’লা’ক সকলো ‘কাউৰী’ৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। ‘কিছুমান মানুহ হয় সাহসী’। ইয়াতো ‘সাহসী’ এই বিধেয় পদটোক কিছুমান ‘মানুহ’ৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। গতিকে ই সদর্থক বচন।

(ii) **নশ্রথক বচন** : যি বচনত বিধেয় পদটোক উদ্দেশ্য পদ সম্পর্কে অস্বীকাৰ কৰা হয় তাকে নশ্রথক বচন বোলে। উদাহৰণ স্বৰূপে ‘কোনো কাউৰী নহয় বগা’। ইয়াত ‘বগা’ এই বিধেয় পদটোক সকলো ‘কাউৰী’ৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। ‘কিছুমান মানুহ নহয় সাহসী’। ইয়াতো ‘সাহসী’ক কিছুমান ‘মানুহ’ৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। গতিকে ই নশ্রথক বচন।

বচনৰ গুণ নিৰ্ণয় :

বচন এটা সদর্থক হ’বনে নশ্রথক হ’ব তাক নিৰ্ণয় কৰে একমাত্ৰ সংযোজকে। সেয়েহে সংযোজকটো যদি সদর্থক হয় তেন্তে বচনটো সদর্থক হ’ব আৰু যদি সংযোজকটো নশ্রথক হয় তেন্তে বচনটো নশ্রথক হ’ব। কেতিয়াৰা দেখা যায় যে উদ্দেশ্য বা বিধেয়ৰ লগতো নশ্রথক চিন যুক্ত হৈ থাকে। কিন্তু সংযোজকটো যদি সদর্থক ৰূপত থাকে তেতিয়া বচনটোক সদর্থক বুলিয়ে ধৰা হয়। উদাহৰণ স্বৰূপে ‘কিছুমান মানুহ হয়

অসাধু’, ‘অসাধু ব্যক্তি হয় সন্দেহজনক’। প্ৰথমটোত যদিও বিধেয়ৰ লগত নশ্রথক চিন যুক্ত হৈ আছে আচলতে বচনটো সদর্থক। কিয়নো ‘হয়’ সদর্থক সংযোজক। ঠিক তেনেদৰে দ্বিতীয়টোত উদ্দেশ্যৰ লগত নশ্রথক চিন যুক্ত হৈ থাকিলেও বচনটো সদর্থক বুলিয়ে ধৰি লোৱা হয়।

পৰিমাণ অনুসৰি (According to Quantity) :

পৰিমাণ অনুসৰি বচনক দুটা ভাগত ভগোরা হৈছে— (i) সামান্য বা সাৰ্বিক আৰু (ii) বিশেষ বচন।

(i) **সামান্য বা সাৰ্বিক বচন** : যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্বন্ধে স্বীকাৰ বা অস্বীকাৰ কৰা হয়, তাক সাৰ্বিক বা সামান্য বচন বোলে। উদাহৰণ স্বৰূপে, ‘সকলো সাধু মানুহ হয় ধাৰ্মিক’, ‘কোনো মানুহ নহয় পূৰ্ণ’ ইত্যাদি। প্ৰথম উদাহৰণটোত ‘ধাৰ্মিক’ এই বিধেয় পদটোক সকলো ‘সাধু মানুহ’ৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে আৰু দ্বিতীয় উদাহৰণটোত ‘পূৰ্ণ’ বিধেয় পদটোক সকলো মানুহৰ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। গতিকে দুয়োটা বচনেই সামান্য বচন।

যেতিয়া বচনৰ উদ্দেশ্যটো একক বাচক নিৰ্দিষ্ট পদ হয় তেতিয়াও বচন সামান্য হয়। যেনে— ‘হিমালয় হয় সৰ্বোচ্চ পৰ্বত’, ‘সূৰ্য পশ্চিম পিণে মাৰ যায়’ ইত্যাদি। এনে বাক্যবোৰত যদিও উদ্দেশ্যত এটাই মাথোন বস্তুক নিৰ্দেশ কৰিছে তথাপি ই সামান্য বচন, কাৰণ উদ্দেশ্য পদৰ সমগ্ৰ বাচ্যার্থক ইয়াত লোৱা হৈছে।

(ii) **বিশেষ বচন** : যি বচনত বিধেয়ক উদ্দেশ্য

পদৰ এটা অংশ সম্পর্কে বা কিছুমান হিচাপে স্বীকাৰ বা অস্বীকাৰ কৰা হয়, তাক বিশেষ বচন বোলে। উদাহৰণ স্বৰূপে, ‘কিছুমান ছাত্ৰ হয় মেধাৰী’, ‘কিছুমান ছাত্ৰ নহয় বুদ্ধিমান’ ইত্যাদি। প্ৰথম উদাহৰণটোত ‘মেধাৰী’ বিধেয় পদটোক কিছুমান ‘ছাত্ৰ’ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। দ্বিতীয় উদাহৰণটোত ‘বুদ্ধিমান’ বিধেয় পদটোক কিছুমান ‘ছাত্ৰ’ ক্ষেত্ৰত অস্বীকাৰ কৰা হৈছে। গতিকে উভয়ে বিশেষ বচন।

যদি বচনৰ উদ্দেশ্যটো অনিদিষ্ট হয় তেতিয়া ই বিশেষ বচন হয়। ‘কোনো কোনো মানুহ সং’ ইয়াত উদ্দেশ্যটো অনিদিষ্ট; গতিকে ই বিশেষ বচন। সাধাৰণতে সকলো, যিকোনো, সমগ্ৰ, প্ৰত্যেক আদি শব্দবোৰ যদি বচনৰ উদ্দেশ্যৰ লগত যুক্ত হৈ থাকে তেতিয়া তেনে বচনক সাৰ্বিক সদৰ্থক বচনৰ অন্তৰ্ভুক্ত কৰা হয়। সাৰ্বিক নএৰ্থক বুজাৰলৈ ‘কোনো’ শব্দ ব্যৱহাৰ কৰা হয়। অৱশ্যে ‘সকলো’ শব্দটো নএৰ্থক বচনত যদি ব্যৱহাৰ কৰো তেতিয়া ই বিশেষ বচন হয়। যেনে— ‘সকলো মানুহ বুধিয়ক নহয়’। এই বচনটোৱে আচলতে কিছুমান মানুহ যে বুধিয়ক নহয় তাৰ অৰ্থতে প্ৰকাশ কৰিছে।

বচনত বিধেয় পদ উদ্দেশ্য পদৰ সমগ্ৰ বাচ্যাৰ্থৰ ক্ষেত্ৰত যদি প্ৰয়োগ কৰা হয় তেতিয়া বচনটো সাৰ্বিক বা সামান্য আৰু কিছুমান বা আংশিক বাচ্যাৰ্থৰ ক্ষেত্ৰত প্ৰয়োগ কৰিলে বচনটো বিশেষ বচন হ'ব।

তর্কবিজ্ঞানত ‘কিছুমান’ শব্দৰ অৰ্থ (The meaning of the word ‘Some’ in

logic) :

তর্কবিজ্ঞানত ‘কিছুমান’ শব্দৰ অৰ্থ গুৰুত্বপূৰ্ণ। আমি যি অৰ্থত ‘কিছুমান’ শব্দটো ব্যৱহাৰ কৰো তর্কবিজ্ঞানত কিন্তু ইয়াৰ প্ৰয়োগ বেলেগো। কিছুমান বুলি ক'লে সাধাৰণতে আমি কোনো ধৰণৰ বস্তুৰ এটা সৰু অংশক বুজো। কিন্তু তর্কবিজ্ঞানত এই ‘কিছুমান’ শব্দটোৱে এটা অনিদিষ্ট পৰিমাণক বুজায়। এটা শ্ৰেণীত থকা 50 জন ছাত্ৰৰ ভিতৰত যদি 49 জন ছাত্ৰই বুদ্ধিমান হয় তেতিয়া ‘কিছুমান’ শব্দটোৱেই ব্যৱহাৰত হ'ব।

ঠিক তেনেদেৰে, এটা ফুটবল দলত থকা 11 জন খেলুৱৈৰ ভিতৰত যদি 10 জন পার্গত হয় তেতিয়াও ‘কিছুমান’ শব্দটো ব্যৱহাৰ কৰা হয় আৰু যদি 11 জনৰ মাত্ৰ এজনো পার্গত হয় তেতিয়াও তর্কবিজ্ঞানত ‘কিছুমান’ শব্দটোৱেই ব্যৱহাৰ কৰা হয়।

সাধাৰণ অৰ্থত কোনো এটা শ্ৰেণীৰ কিছুমানৰ ক্ষেত্ৰত কোনো উক্তি প্ৰকাশ কৰিলে বুজা যায় যে শ্ৰেণীটোৰ আনবিলাকৰ ক্ষেত্ৰত ইয়াৰ বিপৰীতটো সত্য হয়। সাধাৰণতে, আমি কিছুমান মানুহ সাধু বুলি ক'লে আন মানুহ বিলাক যে সাধু নহয়, অসাধু হয় তাকহে বুজো। কিন্তু তর্কবিজ্ঞানত এইটো নুবুজায়। তর্কবিজ্ঞানত কিছুমান মানুহ সাধু বুলি ক'লে আন মানুহ বিলাক অসাধু হয় নে নহয় সেই সম্পর্কে একো নুবুজায়। ‘কিছুমান’ বুলিলে সাধাৰণ অৰ্থত, কেৱল কিছুমানকে বুজা যায়। তর্কবিজ্ঞানত কিন্তু ‘কিছুমান’ শব্দটোৱে অন্তত

‘কিছুমান’ বা ‘অতি কমেও’ ‘কিছুমান’ক সূচায়। ‘কিছুমান’ মানে সকলো হ’ব পারে বা নহ’বও পারে। গতিকে ‘কিছুমান’ শব্দৰ প্ৰয়োগ ‘সকলো’ বা ‘সমগ্ৰ’ৰ প্ৰকটো মুকলি কৰি ৰাখো।

সমন্বন্ধ অনুসৰি (According to Relation) :

সমন্বন্ধ অনুসৰি বচনক প্ৰধানত দুটা ভাগত ভগোৱা হৈছে— (i) নিৰপেক্ষ বচন আৰু (ii) সাপেক্ষ বচন।

(i) **নিৰপেক্ষ বচন :** যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সমন্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ নকৰে, তেনেকুৱা বচনক নিৰপেক্ষ বচন বোলে। অৰ্থাৎ নিৰপেক্ষ বচনৰ পদ দুটাৰ মাজৰ সমন্বন্ধ চৰ্ত সাপেক্ষে নহয়। উদাহৰণ স্বৰূপে ‘লতা মংগেছকাৰ হয় এগৰাকী সুগায়িকা’, ‘গোৱা হয় এখন পয়টকৰ ঠাই’, ‘কিছুমান ফুল নহয় বঙ্গ’ ইত্যাদি। উপৰোক্ত উদাহৰণ কেইটাত দেখা গৈছে যে বচন কেইটাত থকা উদ্দেশ্য আৰু বিধেয়ৰ সমন্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল নহয়। ইয়াত, বিধেয় পদক উদ্দেশ্য পদ সম্পর্কে চৰ্তহীনভাৱে স্বীকাৰ বা অস্বীকাৰ কৰা হৈছে। গতিকে আটাইকেইটা নিৰপেক্ষ বচন।

(ii) **সাপেক্ষ বচন :** যি বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ সমন্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ কৰে তেনেকুৱা বচনক সাপেক্ষ বচন বোলে। অৰ্থাৎ সাপেক্ষ বচনৰ পদ দুটাৰ মাজৰ সমন্বন্ধটো চৰ্তৰ ওপৰত নিৰ্ভৰশীল হয়। ই চৰ্তসাপেক্ষ বচন। উদাহৰণ স্বৰূপে— ‘যদি মানুহজন দয়ালু হয় নিশ্চয় ইয়ালৈ আহিব আহিব’। ‘হয় তেওঁ

আমিষভোজী নহয় নিৰামিষভোজী’।

দুয়োটা উদাহৰণতে দেখা গৈছে যে উদ্দেশ্য আৰু বিধেয়ৰ সমন্বন্ধ চৰ্তৰ ওপৰত নিৰ্ভৰ কৰিছে। পিছৰ অংশৰ সত্যতা আগৰ অংশৰ সত্যতাৰ ওপৰত নিৰ্ভৰ কৰিছে।

সাপেক্ষ বচনক আকৌ দুভাগত ভগোৱা হৈছে—

(a) সকল্পক বচন আৰু (b) বিকল্পক বচন।

(a) সকল্পক বচন (Hypothetical proposition) :

যি সাপেক্ষ বচনত চৰ্তটো ‘যদি’ বা ইয়াৰ সমাৰ্থক (একে অৰ্থৰ) কোনো শব্দৰ দ্বাৰা উল্লেখিত হয়, তেনেকুৱা বচনক সকল্পক বচন বোলে। সকল্পক বচনত দুটা অংশ থাকে। প্ৰথম অংশটোক পূৰ্বৱৰ্তী (Antecedent) আৰু পিছৰ অংশটোক পৰৱৰ্তী বা অনুৱৰ্তী (Consequent) অংশ বোলে। যদিও পৰৱৰ্তী অংশটোত মূল বক্তব্যটো থাকা, চৰ্তটোৰ উল্লেখ কিন্তু আগৰ অংশটোতহে থকা দেখিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে— ‘যদি মা আহে মই বজাৰলৈ যাম’, ‘যদি ল’বাজন পড়া-শুনাত ভাল হয় তেন্তে সি নিশ্চয় পাছ কৰিব’। এই বচন দুটাত চৰ্তকেইটাৰ স্পষ্ট উল্লেখ আছে। যিটো অংশত চৰ্তটোৰ উল্লেখ থাকে সেই অংশটো পূৰ্বৱৰ্তী আৰু যিটো অংশত মূল বক্তব্যটো থাকে সেই অংশটো পৰৱৰ্তী বা অনুৱৰ্তী। সেয়েহে, ‘যদি মা আহে’ বচনত এই অংশটো পূৰ্বৱৰ্তী আৰু ‘মই বজাৰলৈ যাম’ এই অংশটো পৰৱৰ্তী বা অনুৱৰ্তী।

সকল্পক বচনত চৰ্তটো সদায় বচনটোৰ প্ৰথম অংশটোত থাকিব লাগে। আৰু মূল বক্তব্যটোৰ

পিছত অংশটোত থাকিব লাগে। ধৰি লোৱা হওক, ‘সি পাছ কৰিব যদি ল’বাজন পঢ়া-শুনাত ভাল হয়’ এই বচনটো তর্কবিজ্ঞানসম্মত হোৱা নাই। কিয়নো সকল্পক বচনৰ নিয়মানুসৰি চৰ্তটো আগত আৰু বক্ষব্যটো পিছত থাকিব লাগে। কিন্তু উপৰোক্ত বচনটোত মূল বক্ষব্যটো আগত আৰু চৰ্তটো পিছত থকাহে দেখা গৈছে। তর্কবিজ্ঞানসম্মতভাৱে প্ৰকাশ কৰিলে এনে হ’ব— ‘যদি ল’বাজন পঢ়া-শুনাত ভাল হয় তেন্তে সি পাছ কৰিব’।

(b) বিকল্পক বচন (**Disjunctive proposition**) :

যি সাপেক্ষ বচনত চৰ্তটো স্পষ্টভাৱে উল্লেখ কৰা নহয়, কিন্তু ‘হয়-নহয়’, ‘নাইবা’ আদি শব্দ প্ৰয়োগ কৰিলে বচনটোত বিকল্প চৰ্তকেইটাৰ কোনো এটা নিহিত থকাৰ ইংগিত পোৱা যায়, তেনেকুৱা বচনক বিকল্পক বচন বোলে।

বিকল্পক বচনৰো দুটা অংশ থাকে। তাৰে যদি এটা সত্য হয় আনটো সত্য হ’ব নোৱাৰে। উদাহৰণ স্বৰূপে— ‘হয় মানুহজন এজন সৰবজান নহয় এজন ঠগ’।

এই বিকল্পক বচনটোত দেখা গৈছে যে চৰ্তটো স্পষ্টভাৱে উল্লেখ কৰা হোৱা নাই। কোনটো সত্য কোনটো অসত্য সেইটো ভালদৰে প্ৰকাশ কৰা নাই। যদি মানুহজন সঁচাকৈয়ে এজন সৰবজান হয় তেন্তে ঠগ হ’ব নোৱাৰে; আৰু যদি ঠগ হয় তেন্তে সৰবজান হ’ব নোৱাৰে। গতিকে বিকল্পক বচনৰ অংশ দুটাৰ এটাৰ সত্যতা আনটোৰ ওপৰত নিৰ্ভৰ কৰে।

সকল্পক বচনৰ গুণ নিৰ্ণয় :

সকল্পক বচনৰ দুটা অংশ থাকে। এটা পূৰ্বৰত্তী আৰু আনটো পৰৱৰ্তী। পৰৱৰ্তী অংশই সদায় পূৰ্বৰত্তী অংশৰ ওপৰত নিৰ্ভৰ কৰে। যিহেতু পৰৱৰ্তী অংশত মূল বক্ষব্যটো থাকে সেয়েহে পৰৱৰ্তী অংশৰ গুণেই সেই সকল্পক বচনটোৰ গুণ হ’ব। উদাহৰণ স্বৰূপে, ‘যদি তুমি মনোযোগেৰে পঢ়া তেন্তে পৰীক্ষাত প্ৰথম স্থান পাবা’। এই সকল্পক বচনটোত দেখা গৈছে যে ‘পৰীক্ষাত প্ৰথম স্থান পাবা’ এই মূল বক্ষব্যটো সদৰ্থক। সেয়েহে বচনটোও সদৰ্থক। আকৌ ‘যদি তুমি আহা তেন্তে মই নাযাওঁ, এই সকল্পক বচনটোত ‘তেন্তে মই নাযাওঁ’ এই পৰৱৰ্তী অংশটো যিহেতু নএওৰ্থক, বচনটোও নএওৰ্থকেই হ’ব। গতিকে সকল্পক বচনৰ পৰৱৰ্তী অংশ সদৰ্থক হ’লে বচনটো সকল্পক সদৰ্থক বচন আৰু নএওৰ্থক হ’লে বচনটো সকল্পক নএওৰ্থক বচন হ’ব।

সকল্পক বচনৰ পৰিমাণ নিৰ্ণয় :

সকল্পক বচনৰ পৰিমাণ সাধাৰণতে বচনটোৰ পূৰ্বৰত্তী অংশৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ সকল্পক বচনটো সামান্য হ’ব নে বিশেষ হ’ব সেইটো নিৰ্ভৰ কৰে একমাত্ৰ বচনটোৰ পূৰ্বৰত্তী অংশটো সামান্য নে বিশেষ তাৰ ওপৰতহে। যদি সকল্পক বচনৰ পৰৱৰ্তী অংশই সকলো ক্ষেত্ৰতে পূৰ্বৰত্তী অংশ অনুসৰণ কৰে তেনেহ’লে সকল্পক বচনটো সামান্য আৰু যদি কিছুমান ক্ষেত্ৰত বা অতি কমেও এটাৰ ক্ষেত্ৰত অনুসৰণ কৰে তেনেহ’লে সকল্পক বচনটো বিশেষ হ’ব।

উদাহৰণ স্বৰূপে— ‘যদি সকলো মানুহ হয়

জ্ঞানী তেন্তে হরিও হ'ব জ্ঞানী', 'যদি কিছুমান ছাত্রই পৰীক্ষাত ভাল নম্বৰ পাব তেন্তে শ্ৰেণীটোৱ সুনাম হ'ব'। উদাহৰণ দুটাৰ প্ৰথমটো সামান্য সকল্পক বচন আৰু দ্বিতীয়টো বিশেষ সকল্পক বচন।

বিকল্পক বচনৰ গুণ আৰু পৰিমাণ নিৰ্গতি :
 বিকল্পক বচন কেতিয়াও নওৰ্থক হ'ব নোৱাৰে। ই সদায় সদৰ্থক। বিকল্পক মানে দুটাৰ এটা হোৱা। যিহেতু বিকল্পক বচনৰ কোনো নওৰ্থক ৰূপ নাই সেয়েহে এনে বচনত গুণৰ পাৰ্থক্য স্বীকাৰ কৰা নহয়। পৰিমাণৰ দিশৰ পৰা বিকল্পক বচন সামান্য বা বিশেষ হ'ব পাৰে। 'সকলো', 'সমগ্ৰ' আদি শব্দৰে যদি বিকল্পক বচনটো আৰস্ত হয় তেতিয়া ই সামান্য বচন হ'ব আৰু যদি 'কোনো কোনো', 'কিছুমান' আদি শব্দৰে বিকল্পক বচনটো আৰস্ত হয় তেন্তে ই বিশেষ বচন হ'ব।

উদাহৰণ স্বৰূপে—

'সকলো মানুহ হয় মৰণশীল নহয় অম'ৰ বচনটো বিকল্পক সামান্য বচন।

'কিছুমান মানুহ হয় জ্ঞানী নহয় অজ্ঞানী' বচনটো বিকল্পক বিশেষ বচন।

নিশ্চয়তা অনুসৰি (According to modality) :

নিশ্চয়তা অনুসৰি বচনক তিনি ভাগত ভগোৱা হৈছে— (i) অনিবার্য (Necessary), (ii) বিৱৰণাত্মক (Assertory) আৰু (iii) সম্ভাৰ্য (Problematic)।

(i) অনিবার্য (Necessary Proposition) :

যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ নিশ্চিতভাৱে জোৱ দি বুজোৱা হয়, তেনেকুৱা

বচনক অনিবার্য বচন বোলে। উদাহৰণ স্বৰূপে—

'চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি চাৰি সমকোণৰ সমান (360°)', 'পাঁচে পাঁচে মিলি দহ হ'বই' ইত্যাদি।

এনেধৰণৰ বচনকেইটাত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ নিশ্চিতভাৱে জোৱ দি বুজোৱা হৈছে; গতিকে এইবিলাক অনিবার্য বচন।

(ii) বিৱৰণাত্মক বচন (Assertory Proposition) :

যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত হয়, তেনেকুৱা বচনক বিৱৰণাত্মক বচন বোলে।

উদাহৰণ স্বৰূপে— 'কাউৰী হয় ক'লা', 'ৰাজহাঁহ হয় বগা' ইত্যাদি।

বিৱৰণাত্মক বচন অনিবার্যভাৱে সত্য হ'ব নোৱাৰে। যিহেতু এনে বচনৰ সত্যতা আমাৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে সেয়েহে কেতিয়াৰা যদি ইয়াৰ ব্যতিক্ৰম এটা মাত্ৰ বগা কাউৰী বা এটা ক'লা ৰাজহাঁহ দেখা যায় তেতিয়া গোটেই বচনটোৱেই অসত্য হৈ যাব।

(iii) সম্ভাৰ্য বচন (Problematic Proposition) :

যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধটো মাত্ৰ সম্ভৱনামূলক, অৰ্থাৎ হ'বও পাৰে নহ'বও পাৰে, তেনেকুৱা বচনক সম্ভাৰ্য বচন বোলে।

উদাহৰণ স্বৰূপে—

'ল'ৰাজন বদমাচ হ'ব পাৰে'

'ৰামানুজে পৰীক্ষাত প্ৰথম স্থান পাব পাৰে'

ইত্যাদি।

যিহেতু এনেধৰণৰ বচনত নিশ্চয়তাৰ মাত্ৰা অতিকম, সেয়েহে ইয়াৰ বিপৰীতটোও সন্তুষ্টি হ'ব পাৰে।

2.2.7 বচনৰ চতুৰ্বৰ্গীয় শ্ৰেণীবিভাগ (Four Fold Scheme of Proposition) :

আমি আগতে পাই আহিছো যে গুণ অনুসৰি বচনক সদৰ্থক আৰু নন্দৰ্থক এই দুটা ভাগত ভাগ কৰিব পাৰি আৰু পৰিমাণ অনুসৰি বচনক সামান্য আৰু বিশেষ এই দুটা ভাগত ভাগ কৰিব পাৰি। সাৰ্বিক বা সামান্য বচন সদৰ্থকো হ'ব পাৰে নন্দৰ্থকো হ'ব পাৰে। ঠিক তেনেদেৱে বিশেষ বচনো সদৰ্থকো হ'ব পাৰে নন্দৰ্থকো হ'ব পাৰে। গতিকে গুণ আৰু পৰিমাণৰ মিশ্রনীতি অনুসৰি অৰ্থাৎ গুণগত আৰু পৰিমাণগত উভয় দিশৰ পৰা বচনক চাৰি ভাগত ভগোৱা হৈছে।

যেনে— সাৰ্বিক বা সামান্য সদৰ্থক, সাৰ্বিক বা সামান্য নন্দৰ্থক, বিশেষ সদৰ্থক, বিশেষ নন্দৰ্থক।

(1) সামান্য সদৰ্থক বচন : যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পর্কে অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত প্ৰত্যেকৰ ক্ষেত্ৰেই স্বীকাৰ কৰা হয় তাক সামান্য সদৰ্থক বচন বোলে।

যেনে— সকলো মানুহ হয় মৰণশীল।

(2) সামান্য নন্দৰ্থক বচন : যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পর্কে অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত প্ৰত্যেকৰ ক্ষেত্ৰেই অস্বীকাৰ কৰা হয় তাক সামান্য নন্দৰ্থক বচন বোলে।

যেনে— কোনো মানুহ নহয় পূৰ্ণ।

(3) বিশেষ সদৰ্থক বচন : যি বচনত বিধেয় পদক উদ্দেশ্য পদৰ এটা অংশ অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত কিছুমানৰ ক্ষেত্ৰতহে স্বীকাৰ কৰা হয় তাক বিশেষ সদৰ্থক বচন বোলে।

যেনে— কিছুমান মানুহ হয় জ্ঞানী।

(1) বিশেষ নন্দৰ্থক : যি বচনত বিধেয় পদক উদ্দেশ্য পদৰ এটা অংশ অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত কিছুমানৰ ক্ষেত্ৰতহে অস্বীকাৰ কৰা হয় তাক বিশেষ নন্দৰ্থক বচন বোলে।

যেনে— কিছুমান মানুহ নহয় সাধু।

আলোচনাৰ সুবিধাৰ বাবে এই চাৰি প্ৰকাৰ বচনক সংক্ষেপে A, E, I আৰু O এই চাৰিটা সাংকেতিক চিনেৰে প্ৰকাশ কৰা হয়। সাৰ্বিক সদৰ্থক বচন বুজাবলৈ ‘A’ সাৰ্বিক নন্দৰ্থক বচন বুজাবলৈ ‘E’ বিশেষ সদৰ্থক বচন বুজাবলৈ ‘I’ আৰু বিশেষ নন্দৰ্থক বচন বুজাবলৈ ‘O’ প্ৰতীক ব্যৱহাৰ কৰা হয়।

মিশ্রনীতি (গুণ + পৰিমাণ) অনুসৰি

(1) সাৰ্বিক সদৰ্থক (A)

সকলো S হয় P

(2) সাৰ্বিক নন্দৰ্থক (E)

কোনো S নহয় P

(3) বিশেষ সদৰ্থক (I)

কিছুমান S হয় P

(4) বিশেষ নন্দৰ্থক (O)

কিছুমান S নহয় P

ইয়াত উদ্দেশ্যক সংক্ষেপে S আৰু বিধেয়ক P বে বুজোৱা হৈছে।

ছাত্র-ছাত্রীর বাবে কর্মসূচী

- (1) প্রত্যয় আৰু অৱধাৰণৰ বিষয়ে শিকিলা। এতিয়া কেইটামান প্রত্যয় মনতে সংযোগ কৰি অৱধাৰণ গঠন কৰা।
- (1) সচৰাচৰ ব্যৱহাৰ কৰা 12 টা বাক্য গুণ, পৰিমাণ, সম্বন্ধ আৰু তাৎপৰ্য অনুযায়ী বাচি উলিওৱা।
- (1) বৰ্ণনামূলক বচনৰ বিষয়ে জানিলা। এতিয়া তোমাৰ অভিজ্ঞতাত পোৱা বৰ্ণনামূলক বচনৰ এখন তালিকা প্ৰস্তুত কৰা।

পাঠৰ মূলকথা :

প্রত্যয় বুলিলে এটা সামান্য বা সাধাৰণ ধাৰণাক বুজা যায়। দুটা প্রত্যয় যেতিয়া মনতে পৰম্পৰক তুলনা কৰি সংযোগ কৰা হয় তেতিয়াই অৱধাৰণ গঠিত হয়। আনহাতে, ইয়াৰ পৰিগামটোকো অৱধাৰণ বুলি জনা যায়। তৰ্কবিজ্ঞানত কিন্তু ‘পৰিগাম’ অৰ্থতহে ‘অৱধাৰণ’ শব্দটো ব্যৱহৃত হয়। অৱধাৰণক ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰিলে ই বচন ছিচাপে পৰিগণিত হয়।

বচন : বচন হ'ল দুটা পদৰ মাজৰ সম্পর্কৰ উক্তি। বচনত তিনিটা অংশ পোৱা যায়। উদ্দেশ্য, সংযোজক আৰু বিধেয়। উদ্দেশ্য আৰু বিধেয় দুয়োটাই পদ কিন্তু সংযোজক পদ হ'ব নোৱাৰে। সংযোজক হ'ল পদ দুটাৰ মাজৰ সম্বন্ধসূচক চিন।

বচনত যাৰ বিষয়ে কোৱা হয় তাক উদ্দেশ্য, উদ্দেশ্যৰ বিষয়ে যি কোৱা হয় তাক বিধেয় বোলে। উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ বুজোৱা চিন বা শব্দক সংযোজক বোলে।

সংযোজক অকল ভূ-ধাতুৰ নিত্য বৰ্তমান কালৰহে হ'ব লাগে। সংযোজক সদৰ্থক বা নএৰ্থক হ'ব পাৰে। বচনত সংযোজকটো ক্ৰম অনুযায়ী আৰু স্পষ্টতাৰে থাকিব লাগে।

সকলো বচনেই বাক্য হ'ব পাৰে কিন্তু সকলো বাক্যই বচন হ'ব নোৱাৰে। গুণ অনুসৰি বচনক সদৰ্থক আৰু নএৰ্থক বচনত ভাগ কৰা হয়, পৰিমাণ অনুসৰি বচনক সার্বিক বা সামান্য আৰু বিশেষ, সম্বন্ধ অনুসৰি বচনক নিৰপেক্ষ আৰু সাপেক্ষ, নিশ্চয়তা অনুসৰি অনিবার্য, বিৱৰণাত্মক আৰু সম্ভাৱ্য বচনত ভাগ কৰা হয়।

যি বচনত বিধেয় পদক উদ্দেশ্য পদ সম্পর্কে স্বীকাৰ কৰা হয় তাক সদৰ্থক বচন বোলে। যি বচনত বিধেয় পদক উদ্দেশ্য পদ সম্পর্কে অস্বীকাৰ কৰা হয় তাক নএৰ্থক বচন বোলে। যি বচনত বিধেয়ক সমগ্ৰ উদ্দেশ্য সম্পর্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক সার্বিক বা সামান্য বচন বোলে। যি বচনত বিধেয়ক উদ্দেশ্যৰ এটা অংশ সম্পর্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাক বিশেষ বচন বোলে। বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ যদি কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ নকৰে, তেনেকুৱা বচনক নিৰপেক্ষ বচন বোলে। বচনৰ উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ যদি চৰ্তৰ ওপৰত নিৰ্ভৰ কৰে তেনেহ'লে তেনে বচনক সাপেক্ষ বচন বোলে। যদি বা ইয়াৰ সমাৰ্থক কোনো শব্দৰ জৰিয়তে সাপেক্ষ বচনৰ চৰ্তটো স্পষ্টভাৱে উল্লেখ থাকিলে তাক সকলক বচন বোলে। যি সাপেক্ষ বচনত চৰ্তটো স্পষ্টভাৱে উল্লেখ নাথাকে, অথচ ‘হয়-নহয়’, ‘নাইবা’ আদি শব্দ প্ৰয়োগ কৰি বিকল্প এটা নিহিত হৈ থকাৰ

ইংগিত দিয়ে তেনেকুৱা বচনক বিকল্পক বচন বোলে। সকল্পক বচনৰ গুণ বচনৰ পৰিৱৰ্তী অংশৰ গুণৰ ওপৰত আৰু সকল্পক বচনৰ পৰিমাণ বচনৰ পূৰ্বৰ্তী অংশৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। গুণৰ ফালৰ পৰা সকলো বিকল্পক বচনেই সদৰ্থক। পৰিমাণৰ দিশৰ পৰা বিকল্পক বচন সামান্যও হ'ব পাৰে আৰু বিশেষো হ'ব পাৰে। উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ যদি ইয়াৰ মূল স্বৰূপৰ ওপৰত প্ৰতিষ্ঠিত হয় তেতিয়া বচনটো অনিবার্য বচন হয়। উদ্দেশ্য আৰু বিধেয়ৰ মাজৰ সম্বন্ধ অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত হ'লে বচন বৰ্ণনাত্মক হয়। উদ্দেশ্য আৰু বিধেয় পদৰ মাজৰ সম্বন্ধ যদি কেৱল সম্ভাৱনামূলক হয় তেনেকুৱা বচনক সম্ভাৱ্যমূলক বচন বোলে।

বচনৰ চতুবৰ্গীয় শ্ৰেণী বিভাগ : গুণ আৰু পৰিমাণৰ সংযুক্ত বা মিশ্ৰনীতি অনুসৰি বচনক চাৰি ভাগত ভগোৱা হয় :

- (1) সাৰ্বিক বা সামান্য সদৰ্থক
- (2) সাৰ্বিক বা সামান্য নএওৰ্থক
- (3) বিশেষ সদৰ্থক আৰু
- (4) বিশেষ নএওৰ্থক

এই চাৰি প্ৰকাৰ বচনক A, E, I আৰু O ৰ জৰিয়তে বুজোৱা হয়।

অনুশীলনী

1. উত্তৰ দিয়া :

- (i) এটা বচনত কেইটা পদ থাকে?
- (ii) তৰ্কবিজ্ঞানসম্মত বচনত সংযোজকটো পদ হয়নে?

- (iii) পৰিমাণ অনুসৰি বচনক নিম্নোক্ত
কোনটো ভাগত বিভাজন কৰা হৈছে?
(a) সাৰ্বিক বা সামান্য আৰু বিশেষ?
(b) সদৰ্থক আৰু নএওৰ্থক?
(c) সকল্পক আৰু বিকল্পক?
- (iv) বচনৰ উদ্দেশ্যটো এটা পদ নে?
- (v) বচনৰ বিধেয়টো এটা পদ নে?
- (vi) বচনৰ সংযোজকটো এটা পদ নে এটা
শব্দ?
- (vii) সাৰ্বিক বা সামান্য বচন কি?
- (viii) বিশেষ সদৰ্থক বচনৰ সাংকেতিক চিন
কি?
- (ix) বচন কাক বোলে?

2. শুন্দি উত্তৰ বাচি উলিওৱা :

- (i) অৱধাৰণক যেতিয়া ভাষাৰ মাধ্যমেৰে
প্ৰকাশ কৰা হয় তেতিয়া তাক শব্দ/
পদ/ বচন বোলে।
- (ii) এটা বচনত এটা/ দুটা/ তিনিটা পদ
থাকে।
- (iii) বচনত যাৰ বিষয়ে কোৱা হয় তাক
উদ্দেশ্য/ বিধেয় বোলে।
- (iv) সংযোজকটো এটা শব্দ/ এটা পদ/
কোনোটোৱেই নহয়।
- (v) বচনত সংযোজকটো অতীত/ বৰ্তমান/
ভৱিষ্যৎ কালত থাকে।
- (vi) গুণগত/ পৰিমাণগত দিশৰ পৰা বচন
সাৰ্বিক বা বা সামান্য আৰু বিশেষ হ'ব
পাৰে।
- (vii) বচনৰ সংযোজকটো সদৰ্থক/ নএওৰ্থক/

- সদর্থক বা নএওর্থক হ'ব পাবে।
- (viii) নিরপেক্ষ বচনত উদ্দেশ্য আৰু বিধেয়ৰ
সম্বন্ধটো চৰ্তৰ ওপৰত নিৰ্ভৰশীল হয়/
নহয়।
- (ix) বচনক মিশ্রনীতি অনুসৰি চাৰি/ পাঁচ/
ছয় ভাগত ভগোৱা হৈছে।
- (x) 'I' বচনটো সাৰ্বিক বা সামান্য সদর্থক/
বিশেষ সদর্থক।
- (xi) বচনৰ গুণ উদ্দেশ্য/ বিধেয়/ সংযোজকে
নিৰ্ণয় কৰে।
- (xii) নিরপেক্ষ/ সাপেক্ষ বচনত উদ্দেশ্য আৰু
বিধেয়ৰ সম্বন্ধ চৰ্তহীন।
- (xiii) গুণ/ সম্বন্ধ/ নিশ্চয়তা অনুযায়ী বচন
নিরপেক্ষ বা সাপেক্ষ হ'ব পাবে।
- (xiv) অৱধাৰণ মানসিক প্ৰক্ৰিয়া হয়/ নহয়।
- (xv) 'O' বচনটো বিশেষ নএওর্থক/ সাৰ্বিক
নএওর্থক।
- 3. খালী ঠাই পূৰণ কৰা :**
- (a) বচনৰ উদ্দেশ্যটো এটা ———।
- (b) বচনৰ বিধেয়টো এটা ———।
- (c) বচনত উদ্দেশ্য আৰু বিধেয়ৰ
সংযোগকাৰী চিনটোক ——— ৰোলে।
- (d) ——— অনুসৰি বচনক সাৰ্বিক বা
সামান্য আৰু বিশেষ এই দুই ভাগত
ভগাৰ পাৰি।
- (e) মিশ্রনীতি অনুযায়ী বচনক ———
ভাগত ভগোৱা হৈছে।
- (f) এটা বচনত ——— পদ থাকে।
- (g) সকলক বচনৰ ভাগ ———।
- (h) সাপেক্ষ বচনক ——— আৰু ———
— ভাগত ভগোৱা হৈছে।
- (i) গুণ অনুসৰি বচন ——— বা ———
— হ'ব পাবে।
- (j) 'A' বচনটো সাৰ্বিক বা সামান্য
————।
- 4. পাৰ্থক্য লিখা :**
- (a) সাপেক্ষ বচন আৰু নিরপেক্ষ বচন।
- (b) বাক্য আৰু বচন।
- (c) সকলক বচন আৰু বিকল্পক বচন।
- (d) সদর্থক বচন আৰু নএওর্থক বচন।
- 5. সংজ্ঞা লিখা :**
- (a) সদর্থক বচন।
- (b) সামান্য বচন।
- (c) উদ্দেশ্য।
- (d) বিধেয়।
- (e) সংযোজক।
- (f) বৰ্ণনামূলক বচন।
- (g) নএওর্থক বচন।
- 6. চমুটোকা লিখা :**
- (a) বচন।
- (b) বচনৰ চতুবৰ্গীয় শ্ৰেণীবিভাগ।
- (c) সাপেক্ষ বচন।
- 7. উদাহৰণ দিয়া :**
- (i) সদর্থক বচন।
- (ii) বিশেষ বচন।
- (iii) বিকল্পক বচন।
- (iv) সম্ভাৱ্য বচন।
- (v) অনিবাৰ্যমূলক বচন।

- 8.** সত্য হ'লে 'T' আৰু অসত্য হ'লে 'F' লিখা
ঃ
- (a) সংযোজকটো বচনৰ পদ দুটাৰ মাজৰ
সম্বন্ধ সূচক চিন।
 - (b) সম্বন্ধ অনুযায়ী বচনক সকল্পক আৰু
বিকল্পক এই দুটা ভাগত ভগোৱা হৈছে।
 - (c) নিৰপেক্ষ বচনত উদ্দেশ্য আৰু বিধেয়ৰ
সম্বন্ধটো চৰ্ত সাপেক্ষ নহয়।
 - (d) 'O' বচনটো বিশেষ নওৰ্থেক।
 - (e) 'হৰি হয় এজন ভাল ল'ৰা'— বচনটো
সামান্য বচন।
 - (f) 'সূৰ্য পূৰ্বপিণে উদয় হয়'— বচনটো
বিশেষ বচন।
- 9.** অৱধাৰণ আৰু বচনৰ মাজৰ সম্বন্ধ বিতংভাৱে
আলোচনা কৰা।
- 10.** বচন বুলিলে কি বুজা? বচনৰ বিভিন্ন

- অংশবোৰ আলোচনা কৰা।
- 11.** বচন কি? ইয়াৰ বিভিন্ন অংশবোৰ কি কি?
সংযোজকৰ প্ৰকৃতি আলোচনা কৰা।
- 12.** তর্কবিজ্ঞানসম্মত বচনৰ বিভিন্ন অংশবোৰ
উদাহৰণেৰে সৈতে ব্যাখ্যা কৰা।
- 13.** গুণ আৰু পৰিমাণ অনুসৰি বচনৰ
শ্ৰেণীবিভাগ কৰা। প্ৰত্যেককে উদাহৰণসহ
ব্যাখ্যা কৰা।
- 14.** বচন কাক বোলে? বচনৰ চতুৰঙ্গীয় বিভাজন
ব্যাখ্যা কৰা।
- 15.** নিশ্চয়তা অনুসৰি বচনৰ শ্ৰেণীবিভাজন কৰা
আৰু উপযুক্ত উদাহৰণসহ সিহঁতৰ যিকোনো
এটাৰ সংজ্ঞা দিয়া।
- 16.** সম্বন্ধ অনুসৰি বচনৰ শ্ৰেণীবিভাগ কৰা।
উদাহৰণসহ সাপেক্ষ বচনৰ বিভিন্ন ভাগ
ব্যাখ্যা কৰা।

* * *

তৃতীয় অধ্যায়

সাধাৰণ বাক্যক বচনলৈ পৰিৱৰ্তন

(বচনৰ সৱলীকৰণ)

**(Transformation of ordinary sentences
to logical proposition)**

তর্কবিজ্ঞান হ'ল ভাষাবে প্রকাশিত চিন্তাবিজ্ঞান। এই ভাষার মূল ভিত্তি হ'ল বচনসমূহ। কিন্তু বহু সময়ত আমি আমাৰ চিন্তাসমূহ সাধাৰণ বাক্যৰ দ্বাৰাই প্রকাশ কৰো, যি কিছুমান ক্ষেত্ৰত আমাৰ বাবে অস্পষ্ট আৰু অবোধগম্য হৈ পৰে। আমি সাধাৰণতে ব্যৱহাৰ কৰা বাক্যবোৰৰ সকলোতে ‘পৰিমাণক’, ‘উদ্দেশ্য’, ‘বিধেয়’ এই অংশকেইটা স্পষ্ট ৰূপত নাথাকে। সেয়েহে সাধাৰণ বাক্যসমূহক সম্ভৱপৰ ক্ষেত্ৰত এইদৰে যুক্তিপূৰ্ণ বচনৰ স্পষ্ট ৰূপ দিয়াই হ'ল তর্কবিজ্ঞানৰ উদ্দেশ্য। বাক্যক এইদৰে বচনৰ ৰূপ দিয়াকে বচন সৱলীকৰণ বুলি কোৱা হয়।

তর্কবিজ্ঞানসমূহত বচনসমূহৰ স্পষ্ট ৰূপ বা আকাৰ কেইটা হৈছে— A, E, I আৰু O। আমি সাধাৰণতে ব্যৱহাৰ কৰা বাক্যবোৰৰ অৰ্থ স্পষ্ট আৰু সহজে বুজিব পৰাকৈ গঢ়ি তোলাই হৈছে বচনৰ সৱলীকৰণৰ লক্ষ্য। উদাহৰণ স্বৰূপে এটা বাক্য লোৱা হ'ল—

‘মানুহ মৰণশীল’।

এই বাক্যটোৰ অৰ্থ হৈছে— ‘সকলো মানুহ মৰণশীল’। ইয়াক তর্কবিজ্ঞানসমূহত ৰূপত প্রকাশ কৰিলে হ'ব—

‘সকলো মানুহ হয় মৰণশীল’।

ইয়াত ‘সকলো’ পৰিমাণক, ‘মানুহ’ উদ্দেশ্য, ‘হয়’ সংযোজক আৰু ‘মৰণশীল’ বিধেয়।

এইদৰে বাক্যক বচনলৈ নিয়াৰ ক্ষেত্ৰত মনকৰিবলগীয়া কথাকেইটা হৈছে—

- (1) বাক্যবোৰ তর্কবিজ্ঞান সম্মত A, E, I আৰু O বচনৰ যিকোনো এটা ৰূপলৈ নিব লাগিব।
- (2) পৰিবৰ্তন কৰিবলগীয়া বাক্য আৰু পৰিবৰ্তনীয় বচনৰ অৰ্থ একেই থাকিব লাগিব।
- (3) বাক্যত উল্লেখ নাথাকিলেও বচনৰ ক্ষেত্ৰত পৰিমাণক, উদ্দেশ্য, সংযোজক, বিধেয় স্পষ্ট ৰূপত ক্ৰম অনুসৰি লিখিব লাগে।
- (4) নঞ্চৰ্থক বাক্যত থকা নঞ্চৰ্থক শব্দ বা চিহ্নটো বচনৰ ক্ষেত্ৰত সদায় সংযোজকৰ লগত লিখিব লাগিব, ই বিধেয়ৰ লগত হ'ব নালাগিব।
উদাহৰণ স্বৰূপে— ‘সিংহই ঘাঁঁ নাখায়’। এই

- বাক্যটোৰ বচনাত্মক ৰূপ হ'ব এনেধৰণৰ—
 ‘কোনো সিংহ নহয় এনে যি ঘাঁহ খায়।
- (5) পৰিমাণক স্পষ্ট ৰূপত উল্লেখ নথকা
 বাক্যসমূহৰ ক্ষেত্ৰত বাক্যটোৱে প্ৰকাশ কৰা
 অৰ্থটোলৈ লক্ষ্য কৰি পৰিমাণ নিৰ্দেশক শব্দ
 ব্যৱহাৰ কৰিব লাগে। যেনে— ‘গোটেইবোৰ
 ছাত্ৰ শ্ৰেণীত উপস্থিত নাই’। ইয়াৰ অৰ্থ
 হ'ল— ‘কিছুমান ছাত্ৰ উপস্থিত আছে আৰু
 কিছুমান নাই’। কিন্তু প্ৰদন্ত বাক্যটো নএওৰ্থক
 হোৱা বাবে আমি নএওৰ্থক ৰূপত প্ৰহণ
 কৰিব লাগিব। সেইবাবে ইয়াৰ বচনাত্মক
 ৰূপ হ'ব এনেধৰণৰ— ‘কিছুমান ছাত্ৰ নহয়
 এনে যি শ্ৰেণীত উপস্থিত আছে’ (O)।
- (6) বাক্যক বচনলৈ ৰূপান্তৰিত কৰাৰ পিছত
 বচনটোৰ সোঁফালে বা বাওঁফালে— A, E,
 I আৰু O এইকেইটা বচন চিহ্নৰ যিটো
 প্ৰযোজ্য সেইটো লিখিব লাগে।
- (7) বাক্যক বচনলৈ নিয়াৰ ক্ষেত্ৰত প্ৰযোজন
 সাপেক্ষে বিধেয়ৰ আগত ‘এনে যি’ অথবা
 ‘এনে যিয়ে’ আদি শব্দৰ ব্যৱহাৰে বচনটোক
 অধিক শুৱলা আৰু স্পষ্ট ৰূপত প্ৰকাশ
 কৰিবলৈ সহায় কৰে।
- উদাহৰণ স্বৰূপে— ‘প্ৰত্যেক মানুহেই
 ভুল কৰে’ ইয়াক শুৱলা আৰু স্পষ্ট ৰূপত প্ৰকাশ
 কৰিলে এনেধৰণৰ—
- ‘সকলো মানুহ হয় এনে যিয়ে ভুল কৰে’।
 আমি সাধাৰণতে ব্যৱহাৰ কৰা বাক্যবোৰ
 A, E, I আৰু O বচন কোনটো ৰূপত প্ৰকাশ
 কৰিব লাগিব তাৰ বাবে কিছুমান নিয়ম প্ৰহণ
- কৰিলে আমাৰ বাবে সহজ হয়। এই নিয়মসমূহ
 তলত দিয়া ধৰণৰ—
1. সকলো, প্ৰত্যেক, সমগ্ৰ, সমস্ত, যিকোনো,
 যিয়ে আদি শব্দৰে আৰম্ভ হোৱা সদৰ্থক
 বাক্যবোৰক A বচনলৈ ৰূপান্তৰ কৰিব লাগে।
 যেনে—
 - (a) সকলো মানুহেই দ্বিপদী।
 A— সকলো মানুহ হয় এনে যি দ্বিপদী।
 - (b) প্ৰত্যেক সিংহই মাংসহাৰী
 A— সকলো সিংহ হয় এনে যি মাংসহাৰী।
 - (c) সমগ্ৰ ফলেই হয় খাদ্যপ্ৰাণযুক্ত।
 A— সকলো ফল হয় এনে যি খাদ্যপ্ৰাণযুক্ত।
 - (d) যিকোনো লোকেই শিষ্টাচাৰ বুজি পায়।
 A— সকলো মানুহ হয় এনে যিসকলে
 শিষ্টাচাৰ বুজি পায়।
 - (e) যিয়ে কাঠডাল দাঙিৰ পাৰিব তেঁৰেই বলবান।
 A— সকলো কাঠডাল দাঙিৰ পৰা লোক হয়
 এনে যিসকল বলবান।
- আনহাতে সকলো, সমস্ত, সমগ্ৰ, যিকোনো,
 যিয়ে, প্ৰত্যেক আদি শব্দৰে আৰম্ভ হোৱা নএওৰ্থক
 বাক্যবোৰ O বচনলৈ ৰূপান্তৰ কৰিব লাগে।
 উদাহৰণ স্বৰূপে—
- (i) সকলো খবৰেই সত্য নহয়।
 O— কিছুমান খবৰ নহয় সত্য।
 - (ii) সমগ্ৰ ভাৰতবাসী হিন্দু নহয়।
 O— কিছুমান ভাৰতবাসী নহয় হিন্দু।
 - (iii) যিকোনো মানুহেই সৎ নহয়।
 O— কিছুমান মানুহ নহয় সৎ।
2. কোনো কোনো, কিছুমান, কেইটামান,

ভালেমান, অধিকাংশ, বহতো, প্রায় সকলো
আদি শব্দৰে আৰম্ভ হোৱা বাক্যবোৰ সদৰ্থক
হ'লৈ I বচনলৈ আৰু নএওৰ্থক হ'লৈ O
বচনলৈ পৰিৱৰ্তন কৰিব লাগে।

উদাহৰণ স্বৰূপে—

(i) কোনো কোনো লোকে সামৰিক শাসন সমৰ্থন
কৰে।

I— কিছুমান লোক হয় এনে যি সামৰিক
শাসন সমৰ্থন কৰে।

(ii) ভালেমান ছাত্ৰই প্ৰথম বিভাগ পাৰ।

I— কিছুমান ছাত্ৰ হয় এনে যি প্ৰথম বিভাগ
পাৰ।

(iii) অধিকাংশ চৰায়েই উৰিব পাৰে।

I— কিছুমান চৰাই হয় এনে যি উৰিব
পাৰে।

(iv) অধিকাংশ সদস্যই সভাত উপস্থিত নাই।

O— কিছুমান সদস্য নহয় এনে যিসকল
সভাত উপস্থিত আছে।

(v) এই পুঁথিভঁৰালৰ প্ৰায় সকলো কিতাপেই
ইংৰাজী ভাষাব নহয়।

O— কিছুমান কিতাপ এই পুঁথিভঁৰালৰ
নহয় ইংৰাজী ভাষাব।

3. যিবোৰ বাক্যত সৰ্বত্র, সৰ্বদা, অৱশ্যে,
সম্পূৰ্ণৰূপে আদি শব্দ যুক্ত হয় আৰু
সদৰ্থক হয়, তেনে বাক্যক A বচনলৈ
ৰূপান্তৰ কৰিব লাগে। আনহাতে, নএওৰ্থক
হ'লৈ O বচনলৈ ৰূপান্তৰ কৰিব লাগে।

উদাহৰণ স্বৰূপে—

(i) এই জিলাৰ বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে

চৰকাৰী।

A— সকলো এই জিলাৰ বিদ্যালয় হয়
এনে যি চৰকাৰী।

(ii) উদ্যোগপতিসকল অৱশ্যেই বিভৱান।

A— সকলো উদ্যোগপতি হয় এনে যি
বিভৱান।

(iii) সাধু লোক সৰ্বদা আদৰণীয়।

A— সকলো সাধু লোক হয় আদৰণীয়।

(iv) মানুহবোৰ সম্পূৰ্ণৰূপে শুন্দ নহয়।

O— কিছুমান মানুহ নহয় সম্পূৰ্ণ শুন্দ।

(v) দুর্নীতিপৰায়ণসকল সৰ্বদা সুখী নহয়।

O— কিছুমান দুর্নীতিপৰায়ণ নহয় সুখী।

4. বেছিভাগ, প্ৰায়েই, অধিকাংশ ক্ষেত্ৰত,
কেতিয়াবা আদি শব্দযুক্ত সদৰ্থক বাক্যসমূহ
I বচনলৈ নিব লাগে। আনহাতে, নএওৰ্থক
বাক্যসমূহ O বচনলৈ নিব লাগে। উদাহৰণ
স্বৰূপে—

(i) বেছিভাগ ছাত্ৰই শিষ্টাচাৰী নহয়।

O— কিছুমান ছাত্ৰ নহয় শিষ্টাচাৰী।

(ii) সাধাৰণতে মানুহ বিবেকবান হয়।

I— কিছুমান মানুহ হয় বিবেকবান।

(iii) অধিকাংশ ক্ষেত্ৰত উৰাবাতৰি সঁচা নহয়।

O— কিছুমান উৰাবাতৰি নহয় সঁচা।

(iv) প্ৰায় মানুহেই বিনোদন ভাল পায়।

I— কিছুমান মানুহ হয় এনে যি বিনোদন
ভাল পায়।

5. কেৱল, অকল, একমাত্ৰ আদি শব্দযুক্ত
বাক্যবোৰক বচনলৈ ৰূপান্তৰ কৰোতে A,
E আৰু I তিনিটা প্ৰকাৰলৈ নিব পাৰি। এনে

শব্দযুক্তি বচনবোৰক ঐকান্তিক বা ব্যৱৰ্তক বচন বোলে। এনে বাক্যক পৰিৱৰ্তন কৰোতে তলত দিয়া কথা কেইটা মন কৰিব লাগে—

- (i) A বচনলৈ পৰিৱৰ্তন কৰিবলৈ হ'লে আশ্রয় বাক্যৰ উদ্দেশ্য আৰু বিধেয়ৰ স্থান সিদ্ধান্তত পৰিৱৰ্তন কৰা হয়।
- (ii) E বচনলৈ পৰিৱৰ্তন কৰোতে আশ্রয় বাক্যৰ উদ্দেশ্যৰ বিৰুদ্ধ পদটো সিদ্ধান্তৰ উদ্দেশ্য বাপে ব্যৱহাৰ কৰা হয় আৰু সংযোজক নথৰ্থক কৰ্পত প্ৰকাশ কৰা হয়।
- (iii) I লৈ পৰিৱৰ্তন কৰিলে কিছুমান শব্দৰে বাক্য আৰম্ভণি কৰিব লাগে।

উদাহৰণ স্বৰূপে—

- (a) কেৱল হাইস্কুল উন্নীৰ্ণসকলেই উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ হ'ব পাৰে।
A— সকলো উচ্চতৰ মাধ্যমিক ছাত্ৰ হয় এনে যি হাইস্কুল উন্নীৰ্ণ।
E— কোনো হাইস্কুল অনুন্নীৰ্ণ নহয় উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ।
I— কিছুমান হাইস্কুল উন্নীৰ্ণ লোক হয় উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ।
- (b) একমাত্ৰ সৈনিকসকলেই দেশখনক শত্ৰুৰ পৰা বক্ষা কৰে।
A— সকলো শত্ৰুৰ পৰা দেশ বক্ষা কৰা লোক হয় এনে যিসকল সৈনিক।
E— কোনো অসৈনিক নহয় এনে যিসকল দেশ বক্ষা কৰা লোক।
I— কিছুমান সৈনিক হয় দেশ বক্ষা কৰা লোক।

- 6. বাহিৰে, বাদে আদি শব্দযুক্তি বাক্যবোৰৰ ক্ষেত্ৰত যদি বাদ দিয়া অংশটো নিৰ্দিষ্টকৈ দেখুওৱা হয় তেন্তে বচনটো সামান্য কৰ্পলৈ নিয়া হয়। আনহাতে, বাদ দিয়া অংশটোৰ স্পষ্ট উল্লেখ নাথাকিলে বচনটোৰ বিশেষ কৰ্প দিয়া হয়। উদাহৰণ স্বৰূপে—
(i) মনোজৰ বাহিৰে সকলো অতিথিয়ে নিমন্ত্ৰণ বক্ষা কৰিলে।
A— মনোজৰ বাহিৰে সকলো অতিথি হয় এনে যি নিমন্ত্ৰণ বক্ষা কৰিলে।
(ii) এজনক বাদ কৰি সকলো অতিথিয়ে নিমন্ত্ৰণ বক্ষা কৰিলে।
I— কিছুমান অতিথি হয় এনে যি নিমন্ত্ৰণ বক্ষা কৰিলে।
(iii) পাৰাৰ বাহিৰে সকলো ধাতুৱেই গোটা।
A— পাৰাৰ বাহিৰে সকলো ধাতু হয় গোটা।
- 7. কম, কমেই, কদাচিং, কাচিং আদি শব্দযুক্তি বাক্যবোৰক নথৰ্থক বুলি ধৰা হয়। সেইবাবে এনেবোৰ সদৰ্থক বাক্যক বচনলৈ পৰিৱৰ্তন কৰোতে নথৰ্থক (O) কৰ্প দিয়া হয়। আনহাতে, এনে শব্দযুক্তি নথৰ্থক বাক্যবোৰক বিশেষ সদৰ্থক (I) কৰ্প দিয়া হয়।
(i) কমেই মানুহ অন্ধবিশ্বাস মুক্ত।
O— কিছুমান মানুহ নহয় অন্ধবিশ্বাস মুক্ত।
(ii) জ্ঞানী লোকে কদাচিং অসত্য নকয়।
I— কিছুমান জ্ঞানী লোক হয় এনে যি অসত্য কয়।
- 8. ‘কোনো নহয়’, ‘কেতিয়াও নহয়’, ‘ক’তো

- নহয়’, ‘কোনো উপায়ে নহয়’, ‘কোনো ক্ষেত্ৰতে নহয়’ আদি শব্দযুক্ত নএৰ্থক বাক্যসমূহক E বচনলৈ ৰূপান্তৰিত কৰিব লাগে। উদাহৰণ স্বৰূপে—
- (i) নিঃস্বার্থ লোক ক'তো নাই।
E— কোনো লোক নহয় নিঃস্বার্থ।
 - (ii) মানুহ কেতিয়াও সম্পূৰ্ণকাপে সুখী নহয়।
E— কোনো মানুহ নহয় সুখী।
 - (iii) মৰুভূমিত কেতিয়াও বৰষুণ নহয়।
E— কোনো মৰুভূমি নহয় এনে য'ত বৰষুণ হয়।
9. বিশিষ্ট বচনৰ ক্ষেত্ৰত যদি উদ্দেশ্যটো নিৰ্দিষ্ট বিশিষ্ট পদ হয় আৰু বাক্যটো সদৰ্থক হয় তেন্তে A বচনলৈ আৰু নএৰ্থক হ'লৈ E বচনলৈ ৰূপান্তৰ কৰিব লাগে। আনহাতে, উদ্দেশ্যটো অনিৰ্দিষ্ট পদ হ'লৈ সদৰ্থক বাক্যক I বচনলৈ আৰু নএৰ্থক বাক্যক O বচনলৈ ৰূপান্তৰ কৰিব লাগে। উদাহৰণ স্বৰূপে—
- (i) শংকৰদেৱ বাজনীতিবিদ নহয়।
E— শংকৰদেৱ নহয় বাজনীতিবিদ।
 - (ii) মাজুলী পৃথিৰীৰ সৰ্ববৃহৎ নদী দীপ।
A— মাজুলী হয় পৃথিৰীৰ সৰ্ববৃহৎ নদী দীপ।
 - (iii) এজন বিখ্যাত মানুহ আজিৰ সভাৰ সভাপতি।
I— কিছুমান বিখ্যাত মানুহ হয় আজিৰ সভাৰ সভাপতি।
 - (iv) এজন মানুহে আমিষ আহাৰ নাথায়।
O— কিছুমান মানুহ নহয় এনে যি আমিষ আহাৰ খায়।
10. কিছুমান ইচ্ছাবোধক, প্ৰশ়্ণবোধক বা আদেশসূচক বাক্য আছে যাৰ অনুনিহিত অৰ্থ স্পষ্ট হৈয়ে থাকে, সেইবোৰৰ অৰ্থ অনুসৰি উপযুক্ত বচনলৈ ৰূপান্তৰ কৰিব লাগে। যেন্তে—
- (i) অসন্তুষ্ট মানুহৰ সুখ ক'ত?
E— কোনো অসন্তুষ্ট মানুহ নহয় এনে যাৰ সুখ আছে।
 - (ii) ভগৱানে সকলোৰে মংগল কৰক।
A— ভগৱানে সকলোৰে মংগল কৰাটো হয় কাম্য।
 - (iii) যা, মংগল সাধিব খুজিছ যদি ভাল কাম কৰছু
A— মংগলৰ বাবে হয় ভাল কাম কৰণীয়।
 - (iv) বাঃহু কি সুন্দৰ বাগিচা।
A— বাগিচাখন হয় সুন্দৰ।
11. যিবোৰ বাক্যত পৰিমাণক, স্থান, কাল আদি স্পষ্ট ৰূপত নাথাকে, তেনে বাক্যক অৰ্থ অনুসৰি ৰূপ দিব লাগে আৰু পৰিমাণক, উদ্দেশ্য আদি স্পষ্ট ৰূপত লিখিব লাগে। উদাহৰণ স্বৰূপে—
- (i) মানুহ অমৰ নহয়।
E— কোনো মানুহ নহয় অমৰ।
 - (ii) কমলাবোৰ পকা নহয়।
O— কিছুমান কমলা নহয় পকা।
 - (iii) সন্ধ্যা লাগিছে।
A— সময়টো হয় সন্ধ্যা।
 - (iv) বতাহ বলিছে।
A— বতৰটো হয় বতাহপূৰ্ণ।

পাঠৰ মূলকথা :

1. বাক্যৰ উপাদান শব্দবোৱক ক্ৰম অনুসৰি পৰিমাণক, উদ্দেশ্য, সংযোজক, বিধেয় এইদৰে শৃংখলাবদ্ধ স্পষ্ট ৰূপ দিয়াকে বচনৰ সৰলীকৰণ বুলিব পাৰি।
2. বাক্যক সৰলীকৰণৰ ৰূপ দিওঁতে A, E, I আৰু O বচনলৈ ৰূপান্তৰিত কৰা হয়।
3. বাক্যৰ সৰলীকৰণৰ উদ্দেশ্য হ'ল বাক্যৰ অৰ্থ স্পষ্ট আৰু সহজবোধ্য কৰি তোলা।
4. বাক্যক বচনলৈ ৰূপান্তৰিত কৰাৰ পিছত A, E, I, O এই বচন চিহ্ন কেইটাৰে চিহ্নিত কৰা প্ৰয়োজন।

অনুশীলনী

1. তলত কিছুমান বাক্যক বচনলৈ পৰিৱৰ্তন কৰি দেখুওৱা হ'ল।
 - (a) সকলো ৰাজহাঁহ বগা নহয়।
O— কিছুমান ৰাজহাঁহ নহয় বগা।
 - (b) প্ৰত্যেক জন্তুৱেই মাংসভোজী নহয়।
O— কিছুমান জন্তু নহয় মাংসভোজী।
 - (c) কোনো লিখকেই অজ্ঞানী নহয়।
E— কোনো লিখক নহয় অজ্ঞানী।
 - (d) একমাত্ৰ ধাৰ্মিকসকলেই নন্দ।
A— সকলো নন্দ লোক হয় ধাৰ্মিক।
E— কোনো অধাৰ্মিক নহয় নন্দ।
I— কিছুমান ধাৰ্মিক হয় নন্দ।
 - (e) মানুহৰ শিক্ষণ কেতিযাও সম্পূৰ্ণ নহয়।
E— কোনো মানুহৰ শিক্ষণ নহয় সম্পূৰ্ণ।
 - (f) সাধু লোকৰ বাহিৰে আন কোনো বিশ্বাসী

নহয়।

E— সাধু লোকৰ বাহিৰে কোনো লোক নহয় বিশ্বাসী।

(g) কেৱল সৎ ব্যক্তিয়েই বিশ্বাসযোগ্য।

A— সকলো বিশ্বাসযোগ্য ব্যক্তি হয় সৎ।

E— কোনো অসৎ ব্যক্তি নহয় বিশ্বাসযোগ্য।

I— কিছুমান সৎ ব্যক্তি হয় বিশ্বাসযোগ্য।

(h) কোনেনো নিজৰ জন্মস্থান ভাল নাপায়?

A— সকলো লোক হয় এনে যি নিজৰ জন্মস্থান ভাল পায়।

(i) যি চিন্তা কৰিব পাৰে তেওঁৰেই অস্তিত্ব আছে।

A— সকলো চিন্তা কৰিব পৰা ব্যক্তি হয় অস্তিত্বশীল।

(j) কৰ মানুহেই শাৰীৰিক বাধাগ্রস্ত।

O— কিছুমান মানুহ নহয় শাৰীৰিক বাধাগ্রস্ত।

(k) কেৱল প্ৰাপ্তবয়স্কসকলহে ভোটাধিকাৰৰ যোগ্য।

A— সকলো ভোটাধিকাৰৰ যোগ্য লোক হয় প্ৰাপ্তবয়স্ক।

E— কোনো অ-প্ৰাপ্তবয়স্ক নহয় ভোটাধিকাৰৰ যোগ্য।

I— কিছুমান প্ৰাপ্তবয়স্ক হয় ভোটাধিকাৰৰ যোগ্য।

2. তলত দিয়া বাক্যবোৰ বচনলৈ ৰূপান্তৰ কৰা আৰু উপযুক্ত বচন চিহ্নৰে চিহ্নিত কৰা :

(a) জ্ঞানীসকলে সাধাৰণতে উদাৰ।

(b) বেছিভাগ ছাৱ্রেই খেলা-ধূলাতে দক্ষ নহয়।

(c) কেৱল অশিক্ষিতসকলেই কুসংস্কাৰত বিশ্বাসী।

- (d) সকলো বিজ্ঞানী আমেরিকান নহয়।
 (e) দয়া এটা মহৎ শুণ।
 (f) প্রত্যেক ৰোগেই দুৰাবোগ্য নহয়।
 (g) শিক্ষকসকল প্ৰায়েই উদাৰ হয়।
 (h) অসৎ লোকক বেয়া নাপায় কোনে?—
 (i) কম মানুহেই বিবেকবান।
 (j) পশ্চিতসকল সদায়েই নমস্য।
 (k) সকলো ছাত্ৰ সমানে দক্ষ নহয়।
 (l) অধিকাংশ লোকেই সভাত উপস্থিত নাই।
 (m) কেৱল পুৰুষসকলহে মছজিদত সোমাব পাৰে।
 (n) মানুহ মাত্ৰেই বুদ্ধি-বৃত্তিসম্পন্ন জীৱ।
 (o) এভাৰেষ্ট পৃথিৱীৰ সৰ্বোচ্চ শৃঙ্গ।
 (p) প্ৰায় সকলো ভাৰতীয় ধৰ্মতীক।
 (q) গ্ৰিভুজ কেতিয়াও বৰ্গক্ষেত্ৰ হ'ব নোৱাৰে।
 (r) জাতিভেদ পথাই কেতিয়াও ঐক্য নানে।
 (s) জ্ঞানী ব্যক্তি মাত্ৰেই শান্তিপ্ৰিয়।
3. খালী ঠাই পূৰণ কৰা :
 (a) এটা বচনত অংশসমূহ —— থাকে।
 (b) সৰলীকৰণত তৰ্ক বিজ্ঞানসম্মত বচনৰোৰ —— ৰূপলৈ নিয়া হয়।
 (c) বচনৰ সৰলীকৰণত বাক্য আৰু পৰিৱৰ্তিত বচনৰ —— সলনি নহয়।
 (d) বচনৰ ক্ষেত্ৰত নএৰ্থক চিনটো সদায় ——ৰ লগত লিখা হয়।
 (e) বচনৰ ক্ষেত্ৰত প্ৰথমেই ব্যৱহৃত শব্দটো
- হ'ল ——।
 (f) —— উদ্দেশ্য আৰু বিধেয়ৰ মাজত থাকে।
 (g) সকলো, প্রত্যেক আদি শব্দৰে আৰম্ভ হোৱা নএৰ্থক বাক্যবোৰক —— বচনলৈ ৰূপান্তৰিত কৰা হয়।
 (h) ‘কেৱল’ শব্দৰে আৰম্ভ হোৱা বাক্যবোৰক —— বচনলৈ ৰূপান্তৰিত কৰা হয়।
 (i) ‘কমেই’ শব্দটো থকা বাক্যবোৰক সদায় —— বচনলৈ নিয়া হয়।
4. চমু উত্তৰ দিয়া :
 (a) বাক্যৰ সৰলীকৰণ কাক বোলে ?
 উদাহৰণসহ লিখা।
 (b) বাক্য সৰলীকৰণ কৰাৰ পিছত বচনৰ কেইটা আৰু কি কি ৰূপ পোৱা যায় ?
 (c) সাৰ্বিক পৰিমাণক যুক্ত নএৰ্থক বাক্যবোৰ কি বচনলৈ ৰূপান্তৰিত কৰা হয়।
 উদাহৰণসহ লিখা।
 (d) কমেই, কাচিংহে আদি শব্দযুক্ত বাক্যবোৰক কিয় নএৰ্থক ৰূপ দিয়া হয় ?
 (e) সকলো প্ৰকাৰৰ বাক্যক বচনলৈ নিওতে পালন কৰিব লগীয়া তিনিটা সাধাৰণ নিয়ম লিখা।
 (f) উদ্দেশ্য নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত বাক্যবোৰক কি বচনলৈ পৰিৱৰ্তন কৰিব লাগে ? সদৰ্থক আৰু নএৰ্থক দুয়োটা ৰূপৰ উদাহৰণ লিখা।

* * *

চতুর্থ অধ্যায়

পদৰ ব্যাপ্তা (Distribution of term)

তর্কবিজ্ঞানসমূহ বচনসমূহৰ ক্ষেত্ৰত উদ্দেশ্য, বিধেয়, সংযোজক আৰু অংশসমূহ সদায় স্পষ্ট আৰু ক্ৰমিক ৰূপত প্ৰকাশ কৰিব লাগে। A, E, I আৰু O এই চাৰি প্ৰকাৰ বচনত ব্যৱহাৰ হোৱা এই উদ্দেশ্য আৰু বিধেয় পদসমূহৰ পৰিমাণগত দিশৰ আলোচনাই হ'ল ‘পদৰ ব্যাপ্তাৰ আলোচনা’ বিষয়। যেতিয়া এটা পদে ইয়াৰ সমগ্ৰ বাচ্যাৰ্থ বা পৰিমাণ বুজায় তেতিয়া সেই পদটোক ব্যাপ্ত পদ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে ‘সকলো মানুহ হয় মৰণশীল’। ইয়াত উদ্দেশ্য পদ ‘মানুহ’ ‘সকলো’ পৰিমাণকেৰে চিহ্নিত হৈছে আৰু ই সমগ্ৰ বাচ্যাৰ্থ সূচাইছে। গতিকে এই ক্ষেত্ৰত উদ্দেশ্য পদক ব্যাপ্ত বুলিব পাৰি।

আনহাতে, উদ্দেশ্য বা বিধেয় কোনো এটা পদে যেতিয়া আংশিক বাচ্যাৰ্থ বা পৰিমাণ সূচায় তেতিয়া পদটোক অব্যাপ্ত বুলি কোৱা হয়। উদাহৰণ স্বৰূপে ‘কিছুমান বৃক্ষ হয় চিৰ সেউজীয়া’। এই বচনটোত উদ্দেশ্য পদ ‘বৃক্ষ’ই আংশিক বাচ্যাৰ্থ সূচাইছে। গতিকে ই অব্যাপ্ত।

তলত তর্কবিজ্ঞানসমূহত A, E,I, আৰু O বচনত কোনটো পদ ব্যাপ্ত আৰু কোনটো অব্যাপ্ত তাক আলোচনা কৰা হ'ল।

১. সামান্য সদৰ্থক বা A বচনত পদৰ

ব্যাপ্তি :

এটা সামান্য সদৰ্থক বা A বচনত উদ্দেশ্য পদে সমগ্ৰ বাচ্যাৰ্থ সামৰি লয়। সেইবাবে A বচনৰ ক্ষেত্ৰত উদ্দেশ্য পদ ব্যাপ্ত বুলি স্বীকৃত হয়। আনহাতে, A বচন এটাৰ বিধেয় পদটো কেৱল উদ্দেশ্য পদটোৰ সম্পৰ্কত স্বীকৃত হয়, উদ্দেশ্য পদটোৰ বাহিৰৰ অংশৰ ক্ষেত্ৰত নহয়। গতিকে বিধেয় পদটোৱে স্বতন্ত্ৰভাৱে যিমান পৰিমাণ সামৰি ল'ব পাৰিলেহেঁতেন, সেই পৰিমাণ কেৱল উদ্দেশ্য পদটো সম্পৰ্কে স্বীকৃত হোৱাৰ লগে লগে কমি যায়। উদাহৰণ স্বৰূপে ‘সকলো জন্ম হয় মৰণশীল’। এই বচনটোত ‘জন্ম’ উদ্দেশ্য পদ ব্যাপ্ত, কাৰণ ই ‘সকলো জন্ম’ সামৰি লৈছে। আনহাতে, ‘মৰণশীল’ বিধেয় অব্যাপ্ত। কাৰণ ইয়াক কেৱল ‘জন্ম’ৰ ক্ষেত্ৰতহে স্বীকাৰ কৰা হৈছে, বাকীবোৰ জীৱ বা উদ্ভিদৰ ক্ষেত্ৰত নহয়। গতিকে ই অব্যাপ্ত। অৰ্থাৎ সাধাৰণ ‘A’ বচনৰ ক্ষেত্ৰত উদ্দেশ্য ব্যাপ্ত আৰু বিধেয় অব্যাপ্ত। এই সাধাৰণ A বচনসমূহক বাদ দি আন কিছুমান বচন A বচনৰ অন্তৰ্ভুক্ত হয়। সেই বচনসমূহ হৈছে—
(i) কোনো বস্তু বা প্ৰাণী সম্বন্ধীয় সংজ্ঞা : A—
সকলো চতুৰ্ভুজ হয় চাৰিটা বাহৰে আগুৰা ক্ষেত্ৰ।
(ii) সমব্যাপক উদ্দেশ্য আৰু বিধেয় সংযুক্ত।

অথবা উদ্দেশ্য বিধেয় নির্দিষ্ট বিশিষ্ট পদযুক্তঃ ।
 A— এভাবেষ্ট হয় পৃথিবীৰ সৰ্বোচ্চ শৎগ।
 (iii) পুনৰুক্তিমূলকঃ A— সকলো মানুহ হয় মনুষ্য জাতীয় প্রাণী।

এনেবোৰ A বচনৰ ক্ষেত্ৰত উদ্দেশ্য আৰু বিধেয় দুয়োটা পদৰেই পৰিমাণ সমান। সেয়েহে এনে ক্ষেত্ৰত দুয়োটা পদকেই ব্যাপ্তি বুলি ধৰা হয়।

2. সামান্য নঞ্চার্থক বা E বচনত পদৰ ব্যাপ্তিঃ

সামান্য নঞ্চার্থক বা E বচনৰ ক্ষেত্ৰত উদ্দেশ্য পদটো সমগ্ৰ বাচ্যার্থৰ অৰ্থত গ্ৰহণ কৰা হয়। সেইবাবে ই ব্যাপ্তি। আনহাতে, বিধেয় পদটো নঞ্চার্থক বচনৰ বিধেয় বাবে ই উদ্দেশ্যৰ অন্তৰ্ভুক্ত নহয়। উদাহৰণ স্বৰূপে ‘কোনো মানুহ নহয় অমৰ’। এই বচনটোত উদ্দেশ্য ‘মানুহ’ আৰু বিধেয় ‘অমৰ’ দুয়োটা পদেই ব্যাপ্তি হৈছে। উদ্দেশ্য ‘মানুহ’ সমগ্ৰ বাচ্যার্থৰ ক্ষেত্ৰত গ্ৰহণ কৰা বাবে ব্যাপ্তি হৈছে। আনহাতে, বিধেয় ‘অমৰ’ উদ্দেশ্য পদৰ পৰা সম্পূৰ্ণ বহিৰ্ভূত হৈ থাকি সমগ্ৰ জগতৰ মানুহক বুজাইছে। গতিকে বিধেয় ব্যাপ্তি হৈ পৰিছে।

ইয়াৰ পৰা দেখা যায় যে E বচনত উদ্দেশ্য আৰু বিধেয় দুয়োটা পদেই ব্যাপ্তি।

3. বিশেষ সদৰ্থক বা I বচনত পদৰ ব্যাপ্তিঃ

এটা I বচনৰ উদাহৰণ হ'ল— ‘কিছুমান মানুহ হয় জ্ঞানী’। এই বচনটোৰ উদ্দেশ্য পদ ‘মানুহ’ অব্যাপ্তি কাৰণ ই ‘কিছুমান’ পৰিমাণকেৰে নিৰ্দেশিত হৈ আংশিক বাচ্যার্থ সূচাইছে। আনহাতে, বিধেয় পদ ‘জ্ঞানী’ কিছুমানৰ ক্ষেত্ৰত স্বীকাৰ কৰা হৈছে। অৰ্থাৎ বচনটো বিশেষণ

কৰিলে এনে হ'ব— ‘কিছুমান মানুহ হয় কিছুমান জ্ঞানী জীৱ’। গতিকে ইয়াত বিধেয় পদো অব্যাপ্তি। অৰ্থাৎ I বচনত উদ্দেশ্য আৰু বিধেয় উভয়েই অব্যাপ্তি।

4. বিশেষ নঞ্চার্থক বা O বচনত পদৰ ব্যাপ্তিঃ

এটা O বচনৰ উদাহৰণ হ'ল— ‘কিছুমান মানুহ নহয় সাধু’। এই বচনটোৰ উদ্দেশ্য পদ ‘মানুহ’ ‘কিছুমান’ পৰিমাণকেৰে নিৰ্দেশিত হৈ অব্যাপ্তি হৈছে। আনহাতে, নঞ্চার্থক বচনটো বিধেয় পদ ‘সাধু’ উদ্দেশ্য পদৰ বহিৰ্ভূত হৈ থাকি সমগ্ৰ বাচ্যার্থক সূচাইছে। গতিকে ই ব্যাপ্তি হৈ পৰিছে। এতেকে O বচনৰ ক্ষেত্ৰত উদ্দেশ্য অব্যাপ্তি। আনহাতে, বিধেয় ব্যাপ্তি।

প্ৰদত্ত আলোচনাৰ পৰা আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো। সেইকেইটা হ'ল—

- (i) সামান্য সদৰ্থক বা A বচনত উদ্দেশ্য ব্যাপ্তি বিধেয় অব্যাপ্তি।
- (ii) সামান্য নঞ্চার্থক বা E বচনত উদ্দেশ্য বিধেয় দুয়োটা ব্যাপ্তি।
- (iii) বিশেষ সদৰ্থক বা I বচনত উদ্দেশ্য বিধেয় এটাও ব্যাপ্তি নহয়।

(iv) বিশেষ নঞ্চার্থক বা O বচনত উদ্দেশ্য অব্যাপ্তি, আনহাতে বিধেয় ব্যাপ্তি।

প্ৰদত্ত সিদ্ধান্তসমূহক বুজাৰ পৰা অন্য ৰূপ এনেধৰণৰ হ'বঃ

- (i) সামান্য বচনত উদ্দেশ্য পদ ব্যাপ্তি।
 - (ii) নঞ্চার্থক বচনত বিধেয় পদ ব্যাপ্তি।
- ‘বচনত পদৰ ব্যাপ্ততা’ এই ধাৰণাটো


আমি চিত্ৰৰ সহায়ত এনেদৰে প্ৰকাশ কৰিব
পাৰো :

(i) A বচন



সকলো মানুহ হয় মৰণশীল

(ii) E বচন



কোনো মানুহ নহয় অমৰ

(iii) I বচন



কিছুমান মানুহ হয় জ্ঞানী

(iv) O বচন



কিছুমান মানুহ নহয় সাধু

প্ৰদত্ত চিত্ৰসমূহৰ প্ৰথম চিত্ৰত উদ্দেশ্য 'সকলো
মানুহে' মৰণশীলতাৰ এটা অংশ দখল কৰিছে।
গতিকে উদ্দেশ্য ব্যাপ্তি বিধেয় অব্যাপ্তি। দ্বিতীয়
চিত্ৰত 'মানুহ' আৰু 'অমৰ' দুয়োটাই প্ৰত্যেকৰ
পৰা বহিৰ্ভূত, গতিকে ইয়াত দুয়োটাৰে পৰিমাণ

সমান হৈ আছে, গতিকে দুয়োটা ব্যাপ্তি। তৃতীয়
চিত্ৰত 'মানুহ' আৰু 'জ্ঞানী' দুয়োটাৰে নিৰ্দিষ্ট
অংশহে এটাই আনটোক অন্তৰ্ভুক্ত কৰিছে। গতিকে
ইয়াত উদ্দেশ্য আৰু বিধেয় এটাৰ সম্পূৰ্ণ বাচ্যার্থ
প্ৰকাশ নকৰি অব্যাপ্তি হৈ বৈছে। চতুৰ্থ চিত্ৰত
'মানুহ' উদ্দেশ্য পদৰ এটা অংশ 'সাধু' বিধেয়
পদৰ অন্তৰ্ভুক্ত হৈ আছে। অৰ্থাৎ 'মানুহ' উদ্দেশ্যৰ
এটা অংশ সমগ্ৰ 'সাধু' শ্ৰেণীৰ পৰা বাহিৰত
আছে। অৰ্থাৎ ইয়াত উদ্দেশ্য অব্যাপ্তি আৰু বিধেয়
ব্যাপ্তি।

পাঠৰ মূলকথা :

- (i) তৰ্কবিজ্ঞানসমন্বয়ত A, E, I আৰু O বচনৰ
উদ্দেশ্য আৰু বিধেয় পদৰ পৰিমাণ বা
বাচ্যার্থৰ আলোচনাই পদৰ বিস্তৃতিকৰণৰ মূল
বিষয়।
- (ii) এটা ব্যাপ্তি পদে ইয়াৰ সম্পূৰ্ণ বাচ্যার্থ সামৰি
লয়।
- (iii) এটা অব্যাপ্তি পদে ইয়াৰ আংশিক বাচ্যার্থহে
সূচায়।
- (iv) সামান্য সদৰ্থক বা A বচনত উদ্দেশ্য ব্যাপ্তি
বিধেয় অব্যাপ্তি। অৱশ্যে, নিৰ্দিষ্ট, বিশিষ্ট,
সংজ্ঞামূলক আদি A বচনৰ ক্ষেত্ৰত দুয়োটা
পদেই ব্যাপ্তি হয়।
- (v) সামান্য নএওৰ্থক বা E বচনত উদ্দেশ্য আৰু
বিধেয় দুয়োটাই ব্যাপ্তি।
- (vi) বিশেষ সদৰ্থক বা I বচনত এটাৰ পদ ব্যাপ্তি
নহয়।
- (vii) বিশেষ নএওৰ্থক বা O বচনত বিধেয় ব্যাপ্তি।

- (viii) সামান্য বচনৰ উদ্দেশ্য পদ ব্যাপ্ত হয়।
- (ix) এটা বচনৰ উদ্দেশ্য পদৰ পৰিমাণ ইয়াৰ
সমুখ্ত ব্যৱহাৰ হোৱা পৰিমাণকৰ দ্বাৰা
নিৰ্দেশিত হয়।
- (x) সদৰ্থক বচন এটাৰ বিধেয় পদ সদায় অব্যাপ্ত
হয়।
- (xi) নএওৰ্থক বচন এটাৰ বিধেয় পদ সদায় ব্যাপ্ত
হয়।

অনুশীলনী

1. তলত দিয়া বাক্যসমূহক বচনলৈ ৰূপান্তৰ কৰা
আৰু ব্যাপ্ত পদ বাচি উলিয়াই আঁচ টানি দেখুওৱা।
 - (a) ধনী মানুহবোৰ সাধাৰণতে নহয় হয়।
 - (b) কেইজনমানৰ বাহিৰে সভাত সকলো
সদস্যই উপস্থিত আছে।
 - (c) সকলো নাগৰিক দেশপ্ৰেমিক নহয়।
 - (d) কোনো সিংহ নহয় দ্বি-পদী।
 - (e) কেৱল দৃঢ়মনৰ লোকসকলেই বিপদৰ
সমুখীন হ'ব পাৰে।
 - (f) অতি কম মানুহেই নিঃস্বার্থ।
 - (g) কাচিংহে মানুহৰ অনুশোচনা হয়।
 - (h) শান্তি সকলোৰে কাম্য।
 - (i) সত্রৰ সকলো কেউলীয়া ভকতেই
অবিবাহিত।
 - (j) অধিকাংশ বিদ্যার্থীয়েই ইংৰাজী টান পায়।
 - (k) পৰাধীনতা কোনেনো ভাল পায়?
 - (l) সৎ ব্যক্তিসকল বিশ্বাসযোগ্য হয়।

2. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

- (a) ‘পদৰ ব্যাপ্ততা’ৰ আলোচ্য বিষয় কি?
- (b) পদৰ ব্যাপ্ততা বা অব্যাপ্ততা বুলিলে কি
বুজা?
- (c) এটা বিশেষ সদৰ্থক বা I বচনত কি পদ
ব্যাপ্ত?
- (d) বচন এটা নএওৰ্থক হ'লে কি পদ ব্যাপ্ত হয়?
- (e) ‘কোনো উক্তিদ সৰ্বভোজী নহয়’, এই
বচনটোত দুয়োটা পদ ব্যাপ্ত হয়নে?
- (f) এটা উদ্দেশ্য পদ ব্যাপ্ত বচনৰ উদাহৰণ দিয়া।
- (g) সামান্য বচনত উদ্দেশ্য পদৰ সম্পূৰ্ণ
বাচ্যাৰ্থ/ লক্ষণাৰ্থ বিবেচনা কৰা হয়।
- (h) সামান্য বচনত কেৱল ‘উদ্দেশ্য’ পদেই
ব্যাপ্ত। এই উক্তিটো সত্যনে? নহয় যদি
উদাহৰণসহ বুজাই লিখা।
- (i) এটা নিৰ্দিষ্ট বিশিষ্ট পদযুক্ত A বচনত কেৱল
উদ্দেশ্য ব্যাপ্ত হয়নে? নহয় যদি কিয়?
- (j) উদ্দেশ্য পদ ব্যাপ্ত হয় সাৰ্বিক/ বিশেষ
বচনত।
- (k) এটা বচনৰ উদ্দেশ্যৰ পৰিমাণ কিছিৰ দ্বাৰা
নিৰ্ণয় কৰা হয়?
- 3. ‘নএওৰ্থক বচনত দুয়োটা পদেই ব্যাপ্ত’
উদাহৰণসহ বুজাই লিখা।
- 4. উদাহৰণসহ বুজাই লিখা :

 - (a) সামান্য বচনত উদ্দেশ্য ব্যাপ্ত হয়।
 - (b) O বচনত কেৱল বিধেয়হে ব্যাপ্ত।
 - (c) I বচনত এটাও পদ ব্যাপ্ত নহয়।

* * *

পঞ্চম অধ্যায়

বচনৰ আধুনিক শ্ৰেণীবিভাজন (Modern Classification of Propositions)

বচনৰ স্বৰূপ সম্বন্ধে আমি কিছুমান কথা জানিব পাৰিছো। এতিয়া আমি বচনৰ আধুনিক শ্ৰেণীবিভাজনৰ বিষয়ে আলোচনা কৰো। তাৰিখজ্ঞানৰ বাটকটীয়া এৰিষ্ট্টলৰ দিনৰে পৰা বচনৰ গুণ, পৰিমাণ, গঠন আদিৰ ভিত্তিত যি শ্ৰেণীবিভাজন কৰি অহা হৈছে তাক পৰম্পৰাগত শ্ৰেণীবিভাজন বোলা হয়। কিন্তু আধুনিক তাৰিখজ্ঞানীসকলে বচনৰ পৰম্পৰাগত শ্ৰেণীবিভাজন সম্পূর্ণভাৱে অসন্তোষজনক বুলি মত প্ৰকাশ কৰে। তেওঁলোকৰ মতে পৰম্পৰাগত শ্ৰেণীবিভাজন অসম্পূর্ণ আৰু অপৰ্যাপ্ত বিশ্লেষণৰ ওপৰত প্ৰতিষ্ঠিত। সেই কাৰণে আধুনিক তাৰিখজ্ঞানীসকলে এক নতুন প্ৰকাৰৰ বচনৰ শ্ৰেণীবিভাজন দাঙি থৰিছে। এই নতুন প্ৰকাৰৰ বচনৰ শ্ৰেণীবিভাজনকে বচনৰ আধুনিক শ্ৰেণীবিভাজন বোলা হয়। আধুনিক তাৰিখজ্ঞানীসকলৰ মতে বচন হ'ল এনে এটা উক্তি যি সত্য বা অসত্য হয় অৰ্থাৎ যি উক্তিৰ সত্যমূল্য থাকে তাকেই বচন বোলে। তেওঁলোকে বচনৰ গঠন আৰু বচনত ব্যৱহাৰ হোৱা উপাদানসমূহৰ সাংগঠনিক বৈশিষ্ট্য আদিলৈ লক্ষ্য কৰি সমূহ বচনকে মুঠতে তিনিটা ভাগত ভাগ কৰিছে।
সেইসমূহ হ'ল—

১. সৰল বচন (Simple Proposition)
 ২. যৌগিক বচন (Compound Proposition)
 ৩. সাধাৰণ বচন (General Proposition)
- ত্ৰুটি অনুযায়ী বচনসমূহৰ আলোচনা কৰা যাওক :—

২.৫.১. সৰল বচন

(Simple Proposition) :

যি বচনত এটা মাত্ৰ উক্তি প্ৰকাশিত হয় তাকে সৰল বচন বোলে। অন্য কথাত ক'বলৈ হ'লে যি বচনক বিশ্লেষণ কৰিলে উপাদানৰাপে কেৱল এটা উক্তি বা বচনেই পোৱা যায়, সিয়েই সৰল বচন। উদাহৰণ স্বৰূপে— ‘শংকৰদেৱ হয় এজন মহাপুৰুষ’ ইয়াত শংকৰদেৱ সম্পর্কে এটা উক্তি বা কথা প্ৰকাশ পাইছে। বচনসমূহৰ ভিতৰত সৰল বচন হ'ল ক্ষুদ্ৰতম বচন। সেয়ে এনে বচনক আন কোনো বচনলৈ বিশ্লেষণ কৰিব নোৱাৰিব। গতিকেই সৰল বচনক পাৰমাণৱিক বচন (Atomic Proposition) বুলিও ক'ব পাৰি।

সৰল বচন চাৰি প্ৰকাৰৰ—

- (a) উদ্দেশ্যবিহীন বচন (Subject less Proposition)
- (b) উদ্দেশ্য-বিধেয় আকাৰ বচন (Subject

predicate form Proposition)

- (c) সমন্বাত্মক বচন (Relational Proposition)
- (d) শ্ৰেণী সদস্যতামূলক বচন (Class membership Proposition)
 - (a) উদ্দেশ্যবিহীন বচন : যি সৰল বচনত উদ্দেশ্য পদটো স্পষ্টকৈ নাথাকে বা উহ্য হৈ থাকে তাকে উদ্দেশ্যবিহীন বচন বোলে। যেনে—
জুই!
বৰযুণ!
যোৱা!
 - (b) উদ্দেশ্য-বিধেয় আকাৰ বচন : যি সৰল বচনত স্পষ্টকৈ এটা উদ্দেশ্য পদ, এটা বিধেয় পদ থাকে আৰু য'ত বিধেয় পদে উদ্দেশ্য পদৰ গুণ বা বৈশিষ্ট্য সাব্যস্ত কৰে (সদৰ্থক বা নন্দৰ্থক যিকোনো ৰূপত) তাকে উদ্দেশ্য-বিধেয় আকাৰ বচন বোলে। যেনে—
ছত্ৰেটিছ হয় জ্ঞানী।
লাচিত বৰফুকন হয় সাহসী।
 - (c) সমন্বাত্মক বচন : যি সৰল বচনত বচনটোৱ অন্তর্গত উপাদানসমূহৰ মাজত থকা সমন্বন্ধ প্ৰকাশ পায় তাকে সমন্বাত্মক বচন বালে। যেনে—
মেকুৰীয়ে মাছ ভাল পায়।
শিক্ষকে ছাত্ৰক তৰ্কবিজ্ঞান শিকায়।
ওপৰৰ বচন কেইটাত 'মেকুৰী' আৰু 'মাছ'ৰ সম্পৰ্ক ভাল পোৱাৰ দ্বাৰা, 'শিক্ষক' আৰু 'ছাত্ৰ'ৰ সমন্বন্ধ শিক্ষাদানৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। এই ক্ষেত্ৰত যি যি উপাদান পদৰ মাজত সমন্বন্ধ প্ৰকাশ কৰা হয় সেইসমূহক সমন্বসূচক পদ বোলা হয়।
 - (d) শ্ৰেণী সদস্যতামূলক বচন : যি সৰল

বচনত কোনো ব্যক্তি, বস্তু বা বিষয়, এটা শ্ৰেণীৰ অন্তৰ্ভুক্ত সদস্যৰূপে প্ৰকাশ কৰা হয় তাকে শ্ৰেণী সদস্যতামূলক বচন বোলে। যেনে—

ড° ভূপেন হাজৰিকা এজন সংগীতজ্ঞ।

ৰুদ্রসিংহ এজন ৰজা আছিল।

বচনকেইটাত ড° ভূপেন হাজৰিকা সংগীতজ্ঞ শ্ৰেণীটোৱ এজন সদস্যৰূপে দেখুওৱা হৈছে আৰু ৰুদ্রসিংহক 'ৰজা' শ্ৰেণীৰ সদস্যৰূপে দেখুওৱা হৈছে।

2.5.2 যৌগিক বচন (Compound Proposition) :

দুই বা তাতোধিক সৰল বচন সংযোজন কৰি একক ৰূপত যি বচন গঠন কৰা হয়, তাকে যৌগিক বচন বোলে। যেনে— ড° ভবেন্দ্ৰ নাথ শইকীয়া এজন নাট্যকাৰ আৰু ওপন্যাসিক।

ওপৰৰ উদাহৰণটোত 'আৰু' সংযোজকৰ দ্বাৰা দুটা সৰল বচন— '(i) ড° ভবেন্দ্ৰ নাথ শইকীয়া হয় এজন নাট্যকাৰ আৰু (ii) ড° ভবেন্দ্ৰ নাথ শইকীয়া হয় এজন ওপন্যাসিক'ক সংযোগ কৰি এটা বচনৰ ৰূপত প্ৰকাশ কৰা হৈছে। যৌগিক বচনত যিহেতু উপাদানৰূপে এটাতকৈ বেছি সৰল বচন নিহিত হৈ থাকে; গতিকে এনে বচনক আণৰিক বচনো (Molecular Proposition) বোলা হয়। যৌগিক বচন চাৰি প্ৰকাৰৰ—

- (a) সংযোজক বচন (Conjunctive Proposition)
- (b) নিহিতার্থক বচন (Implicative Proposition)

(c) বিয়োজক বচন (Disjunctive Proposition)

(d) বৈকল্পিক বচন (Alternative Proposition)

(a) সংযোজক বচন : যি যৌগিক বচনত দুটা সৰল বচনক ‘আৰু’, ‘কিন্তু’ আদি শব্দৰ দ্বাৰা সংযোগ কৰি গঠন কৰা হয় তাকে সংযোজক বচন বোলে। যেনে— আকবৰ এজন জ্ঞানী ৰজা আৰু তানসেন এজন সুগায়ক আছিল।

কৰীৰ এজন সমাজ সংস্কাৰক কিন্তু তেওঁ নিৰক্ষৰ আছিল।

(b) নিহিতার্থক বচন : যি যৌগিক বচনত দুটা সৰল বচনক ‘যদি.....তেন্তে’ শব্দ দুটাৰ দ্বাৰা সংযোগ কৰি গঠন কৰা হয় তাকে নিহিতার্থক বচন বোলে। যেনে— যদি অসমৰ জনগণ কৰ্মপটু হয় তেন্তে অসমৰ উন্নতি হ'ব।

এনে বচনত ‘যদি’ৰ পিছৰ অংশক পূৰ্বৰত্তী আৰু ‘তেন্তে’ৰ পিছৰ অংশক পূৰ্বৰত্তী বা অনুৱৰ্তী বোলা হয়। এই ক্ষেত্ৰত পূৰ্বৰত্তী অংশই অনুৱৰ্তী অংশক নিৰ্দেশ কৰে। ইয়াত নিৰ্দেশ কৰা অংশক সমন্বক আৰু যিটো অংশক নিৰ্দেশ কৰে সেই অংশক সংশ্লিষ্ট বা নিহত বোলে।

(c) বিয়োজক বচন : যি যৌগিক বচনত দুটা সৰল বচনক ‘বা’, ‘অথবা’, ‘নাইবা’ আদি শব্দৰ দ্বাৰা সংযোগ কৰা হয় আৰু অভিব্যাপি অৰ্থত প্ৰকাশ কৰা হয় তাকে বিয়োজক বচন বোলে। যেনে—

হয় তুমি মাছ খোৱা নাইবা মাংস খোৱা।

ৰাতুল অহংকাৰী নহয় নাইবা দুষ্টও নহয়।

এনে বচনত অভিব্যাপিৰ অৰ্থ হ'ব— হয়.....

নহয়..... আৰু উভয়েই। অৰ্থাৎ যিকোনো এটা

একান্তৰ (এটা অংশ) বা উভয় একান্তৰ সত্য বা একেলগে অসত্য হ'ব পাৰে।

(d) বৈকল্পিক বচন : যি যৌগিক বচনত দুটা সৰল বচনক ‘বা, অথবা, নাইবা’ হয়..... নহয় আদি শব্দৰ দ্বাৰা সংযোগ কৰা হয় আৰু বচনটো ঐকান্তিক অৰ্থত প্ৰকাশ কৰা হয় তাকে বৈকল্পিক বচন বোলে। যেনে—

হয় শ্ৰেক্ষণিয়েৰ পুৰুষ নহয় মহিলা।

খেলখনত ভাৰত অথবা অস্ট্ৰেলিয়া জিকিব।

এনে বচনত ঐকান্তিকৰ অৰ্থ হ'ব—
হয়.....নহয়.....আৰু কিন্তু উভয়েই নহয়। অৰ্থাৎ যিকোনো এটা একান্তৰ সত্য হ'ব, উভয়েই নহয়।

2.5.3 সাধাৰণ বচন

(General Proposition) :

শ্ৰেণী সম্পর্কীয় বচনেই মূলতঃ সাধাৰণ বচন। ইয়াৰ উপৰিও যি বচনত কোনো বস্তুৰ অস্তিত্ব নাইবা সকলো বস্তু সম্পর্কত কোনো গুণ বা ধৰ্মক স্বীকাৰ বা অস্বীকাৰ কৰা হয় নাইবা দুটা শ্ৰেণীৰ মাজত সম্বন্ধ স্থাপন কৰা হয় তাকে সাধাৰণ বচন বোলে। যেনে—

(i) গঁড় আছে

(ii) সকলো বস্তু পৰিৱৰ্তনশীল

(iii) সকলো দাশনিক হয় মানুহ

সাধাৰণ বচন তিনি প্ৰকাৰৰ—

(a) অস্তিত্বমূলক সাধাৰণ বচন

(b) এক বিধেয়যুক্ত সাধাৰণ বচন

(c) শ্ৰেণী সম্পর্কীয় সাধাৰণ বচন

(a) অস্তিত্বমূলক সাধাৰণ বচন : যি সাধাৰণ

বচনত কোনো বস্তুৰ অস্তিত্ব স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাকে অস্তিত্বমূলক সাধাৰণ বচন বোলে। যেনে—

গঁড় আছে।

কোনো দেৱতা নাই।

বচনকেইটাৰ অৰ্থ হৈছে যে এই পৃথিৱীত গঁড়ৰ অস্তিত্ব আছে আৰু দেৱতাৰ অস্তিত্ব নাই।

(b) এক বিধেয়যুক্ত সাধাৰণ বচন : যি সাধাৰণ বচনত এই জগতৰ সকলো বস্তু সম্পর্কে কোনো গুণ বা ধৰ্মক স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাকে এক বিধেয় যুক্ত সাধাৰণ বচন বোলে। যেনে—

সকলো বস্তু গতিশীল।

এনে বচনত উদ্দেশ্য পদৰ স্থানত যিকোনো বস্তুকে গ্ৰহণ কৰিব পাৰি, কিন্তু বিধেয় পদ ‘গতিশীল’ সকলোৰে লগত সংযুক্ত হ’ব; কিয়নো জগতৰ যিকোনো বস্তুৱেই গতিশীল। গতিকে এটা বিধেয় পদেই যিকোনো উদ্দেশ্য পদ সামৰিব অৰ্থাৎ উদ্দেশ্য সলনি হ’লেও বিধেয় এটাই হ’ব।

(c) শ্ৰেণী সম্পর্কীয় সাধাৰণ বচন : শ্ৰেণী সম্পর্কীয় সাধাৰণ বচনত দুটা শ্ৰেণীৰ বা জাতিৰ মাজত সাৰ্বিক বা আংশিক অস্তিত্বৰ্ত্তি অথবা বহিষ্কৰণৰ সম্পর্ক প্ৰকাশিত হয় তাকে শ্ৰেণী সম্পর্কীয় সাধাৰণ বচন বোলে।

এনে বচন চাৰিটা ভাগত ভগাৰ পাৰি।

যেনে—

- (a) সকলো দাশনিক হয় মানুহ।
- (b) কোনো মানুহ নহয় দেৱতা।
- (c) কিছুমান মানুহ হয় পৰিশ্ৰমী।

(d) কিছুমান ৰাজনীতিবিদ নহয় ধাৰ্মিক।

ওপৰৰ উদাহৰণ কেইটাও দুটা শ্ৰেণীৰ মাজত পৰিমাণগত দিশত অস্তিত্বৰ্ত্তি বা বহিষ্কৰণ দেখুওৱা হৈছে।

পাঠৰ মূলকথা :

1. আধুনিক তৰ্বিদিসকলে বচনৰ পৰম্পৰাগত শ্ৰেণীবিভাজন থহণ কৰা নাই।
2. বচনৰ আধুনিক শ্ৰেণীবিভাজনে বচনত ব্যৱহাৰ হোৱা উপাদানসমূহৰ সাংগঠনিক বৈশিষ্ট্যৰ ওপৰত গুৰুত্ব দিয়ে।
3. বচন মূলতঃ তিনি প্ৰকাৰৰ— সৰল, যৌগিক আৰু সাধাৰণ।
4. কেৱল এটা উক্তি বিশিষ্ট বচনেই হ'ল সৰল বচন। গতিকে সৰল বচনক পাৰমাণৰিক বচন বোলা হয়। আনহাতে যৌগিক বচনত এটাতকৈ বেছি সৰল বচন উপাদানৰূপে থাকে আৰু সেয়ে এনে বচনক আণৰিক বচন বোলা হয়।
5. সৰল আৰু যৌগিক বচনৰ চাৰিটাকৈ প্ৰকাৰ আছে—

- সৰল : (a) উদ্দেশ্যবিহীন
 (b) উদ্দেশ্য-বিধেয়-আকাৰ
 (c) সমন্বান্তৰক
 (d) শ্ৰেণীসদস্যতামূলক।

- যৌগিক : (a) সংযোজক
 (b) নিহিতাৰ্থক
 (c) বিয়োজক
 (d) বৈকল্পিক।

6. সাধাৰণ বচন শ্ৰেণী সম্পর্কীয় বচন। এনে

বচন সৰল নাইবা যৌগিক বচনৰ পৰা সম্পূর্ণ
পৃথক।

(a) ই সৰল বচনৰ পৰা পৃথক, কিয়নো সৰল
বচনৰ (শ্ৰেণীসদস্যতামূলক বচন) দৰে
সাধাৰণ বচনত কেৱল বিধেয় পদটোৱেই
এটা শ্ৰেণী নহয়, উদ্দেশ্য আৰু বিধেয়
দুয়োটা পদেই এটা এটা শ্ৰেণী বুজায়।

(b) ই যৌগিক বচনৰ পৰাও পৃথক, কিয়নো
যৌগিক বচনৰ দৰে এনে বচনত সৰল
বচন উপাদানকপে নাথাকে।

(c) সাধাৰণ বচনত সৰল বচনৰ দৰে বিধেয়
পদটোৱে উদ্দেশ্য পদটোৱে কেৱল গুণ
প্ৰকাশ (বিধেয়ন) নকৰে। উদ্দেশ্য আৰু
বিধেয়ৰ দুটা শ্ৰেণীৰ মাজত সম্পৰ্কহে
প্ৰকাশ কৰে।

(d) সাধাৰণ বচনত দুটা শ্ৰেণীৰ মাজত
পৰিমাণগত দিশত অন্তৰ্ভুক্তি বা বহিফৰণৰ
সম্পৰ্ক প্ৰকাশ হয়।

অনুশীলনী

1. উত্তৰ দিয়া :

- (a) এৰিষ্টেটল আধুনিক তৰ্কবিদ হয়নে?
- (b) আধুনিক তৰ্কবিদসকলে কি কি কথাৰ
ওপৰত ভিত্তি কৰি বচনৰ শ্ৰেণীবিভাজন
কৰিছে?
- (c) বচনত মূলতঃ কেইপ্ৰকাৰৰ?
- (d) সৰল বচন কেইপ্ৰকাৰৰ?

- (e) শ্ৰেণী সদস্যতামূলক বচন আৰু সাধাৰণ
বচন একেইনে? যদি নহয় দুটা পাৰ্থক্য
উল্লেখ কৰা।
- (f) সাধাৰণ বচন মূলতঃ কেনেধৰণৰ বচন?
সাধাৰণ বচন কেইপ্ৰকাৰত ভাগ কৰিব
পাৰি?
- (g) যৌগিক বচন আৰু সাধাৰণ বচনৰ মূল
পাৰ্থক্যটো কি?
- (h) ‘সকলো মানুহ হয় বুদ্ধিবৃত্তিসম্পন্ন’— ই
কি বচনৰ উদাহৰণ?
- (i) চোৰ!— ই বচননে?
- (j) বিকল্পাত্মক বচনত ‘আথবা’ শব্দটো কি
অৰ্থত লোৱা হয়?

2. শুন্দ উত্তৰ নিৰ্গয় কৰা :

- (a) গুণ আৰু পৰিমাণৰ মিশ্ৰনীতি অনুসৰি
আধুনিক তৰ্কবিদসকলে বচনৰ
শ্ৰেণীবিভাজন কৰে/ নকৰে।
- (b) সৰল বচন তিনি/ চাৰি প্ৰকাৰৰ।
- (c) বৈকল্পিক বচনত ‘আথবা’ শব্দটো
অভিব্যাপ্তি/ ঐকান্তিক অৰ্থত লোৱা হয়।
- (d) যৌগিক বচনক আণৱিক/ পাৰমাণবিক
বচন বোলা হয়।
- (e) অস্তিত্ব বুজোৱা বচনসমূহ যৌগিক/
সাধাৰণ/ সৰল বচন।

* * *

তৃতীয় খণ্ড

প্রথম অধ্যায়

অনুমান

3.1.1. অনুমান :

অনুমান হ'ল একপ্রকার মানসিক ক্রিয়া। সাধাৰণতে মানসিক ক্রিয়া তিনি প্রকাবৰ—চিন্তা, ইচ্ছা আৰু অনুভূতি (Thinking, Willing and Feeling)। অনুমান হ'ল চিন্তাৰ লগত জড়িত মানসিক ক্রিয়া। চিন্তা কৰিব নোৱাৰিলে অনুমান কৰিব নোৱাৰি। তর্কবিজ্ঞানৰ সংজ্ঞাত কোৱা হয় যে ‘তর্কবিজ্ঞান অনুমান সম্পর্কীয় বিজ্ঞান’ যদিও এই সংজ্ঞাটো তর্কবিজ্ঞানৰ সম্পূর্ণ সংজ্ঞা নহয়, তথাপি ইয়াৰ পৰা স্পষ্ট হয় যে ‘অনুমান’ তর্কবিজ্ঞানৰ এক গুৰুত্বপূর্ণ আলোচনাৰ বিষয়।

‘যি মানসিক প্রক্রিয়াৰ দ্বাৰা এক বা একাধিক জ্ঞাত সত্যৰ ভিত্তিত কোনো অজ্ঞাত নতুন সত্যত উপনীতি হোৱা যায় তাক অনুমান বোলে।’

উদাহৰণ—

- (1) সকলো মানুহ হয় মৰণশীল
ৰাধাকৃষ্ণণ হয় মানুহ } আশ্রয়বাক্য
.:. ৰাধাকৃষ্ণণ হয় মৰণশীল।— সিদ্ধান্ত
- (2) ছক্ষেণটিছ হয় মৰণশীল
প্লেটো হয় মৰণশীল
এৰিষ্টটল হয় মৰণশীল } আশ্রয়বাক্য
.:. সকলো মানুহ হয় মৰণশীল।— সিদ্ধান্ত

অনুমানত আমি এক বা একাধিক জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত নতুন সত্যত উপনীতি হওঁ। উপৰৰ প্রথম উদাহৰণটোত আমি প্রথম দুটা জ্ঞাত সত্যৰ ভিত্তিত নতুন সত্য ‘ৰাধাকৃষ্ণণ হয় মৰণশীল’ সিদ্ধান্তলৈ আহিছো। দ্বিতীয় উদাহৰণটোত প্রথম তিনিটা জ্ঞাত সত্যৰ ভিত্তিত ‘সকলো মানুহ হয় মৰণশীল’ নতুন অজ্ঞাত সিদ্ধান্তলৈ আহিছো। এইদৰে জ্ঞাত বা প্রত্যক্ষ জ্ঞানৰ ভিত্তিত পৰোক্ষ জ্ঞান বা নতুন জ্ঞান লাভেই হৈছে অনুমানৰ মূল উদ্দেশ্য।

অনুমান আৰু যুক্তি : (Inference and Argument)

তর্কবিজ্ঞানৰ মূল আলোচ্য বিষয় হৈছে যুক্তি। প্ৰত্যেক যুক্তিতে এক বা একাধিক বচনৰ সহায়ত এটা নতুন বচন প্ৰতিষ্ঠা কৰা হয়। সেয়েহে প্ৰত্যেক যুক্তিতে দুটা অংশ থাকে— আধাৰ বচন বা যুক্তিবাক্য বা আশ্রয়বাক্য আৰু সিদ্ধান্ত। যিবোৰ বচনৰ সহায়ত সিদ্ধান্ত বা নতুন সত্যটো প্ৰতিষ্ঠা কৰা হয় তাক আশ্রয়বাক্য বা আধাৰ বচন বা যুক্তিবাক্য বোলা হয় আৰু আধাৰ বচনৰ বা আশ্রয়বাক্যৰ ওপৰত ভিত্তি কৰি যি নতুন সত্যত উপনীত হোৱা যায় তাক কোৱা হয় সিদ্ধান্ত।

সাধাৰণতে অনুমান আৰু যুক্তি একে অৰ্থত ব্যৱহাৰ কৰা হয়। তর্কবিজ্ঞানত দুয়োটাকে বিশেষ অৰ্থত ব্যৱহাৰ কৰা হয়। অনুমান হৈছে এক মানসিক প্ৰক্ৰিয়া অৰ্থাৎ চিন্তাৰ এক প্ৰক্ৰিয়া। চিন্তাক যেতিয়া ভাষাত প্ৰকাশ কৰা হয় তেতিয়া অনুমানটোক যুক্তি (Argument) বোলা হয়। এই যুক্তিয়েই হৈছে তর্কবিজ্ঞানৰ বিষয়বস্তু।

অনুমানৰ প্ৰকাৰ : (Kinds of Inference)

যুক্তিৰ বিভিন্নতা অনুযায়ী বা প্ৰকাশভংগী অনুযায়ী অনুমানক দুটা ভাগত ভাগ কৰা হয়— নিগমন অনুমান (Deductive Inference) আৰু আগমন অনুমান (Inductive Inference)।

(a) নিগমন অনুমান :

(Deductive Inference)

যি অনুমানত সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানত নাইবা আশ্রয়বাক্যত থকা সম্বন্ধতকৈ কম সাৰ্বিকতা থকা জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বোলে।

নিগমন অনুমানত আমি সামান্য বচনৰ পৰা বিশেষ বচনলৈ বা তাতকৈ কম সামান্য বচনলৈ আহোঁ। গতিকে নিগমন অনুমানৰ প্ৰধান বৈশিষ্ট্য হৈছে ইয়াৰ সিদ্ধান্ত কেতিয়াও আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ'ব নোৱাৰে।

উদাহৰণ—

সকলো কবি হয় দাশনিক (আশ্রয়বাক্য)
ৰবীন্দ্ৰ নাথ হয় কবি (আশ্রয়বাক্য)
.:. ৰবীন্দ্ৰ নাথ হয় দাশনিক (সিদ্ধান্ত)

ওপৰৰ উদাহৰণটোত সিদ্ধান্ত আশ্রয়বাক্যতকৈ বেছি ব্যাপক হোৱা নাই। গতিকে ই নিগমন অনুমান।

(b) আগমন অনুমান :

(Inductive Inference)

যি অনুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক আগমন অনুমান বোলে।

উদাহৰণ—

ৰাম হয় মৰণশীল

হৰি হয় মৰণশীল

.:. সকলো মানুহ হয় মৰণশীল।

ওপৰৰ উদাহৰণটোত সিদ্ধান্তটো আশ্রয়বাক্যতকৈ বেছি ব্যাপক। কাৰণ ‘সকলো মানুহ হয় মৰণশীল’— সিদ্ধান্তটো কিছুমান বিশেষ বিশেষ দৃষ্টান্ত যেনে— ৰাম, হৰি, যদু আদিৰ মৰণশীলতাৰ পৰা পোৱা গৈছে। গতিকে ই এটা আগমন অনুমান।

নিগমন অনুমানৰ বৈশিষ্ট্য :

(Characteristics of Deductive Inference)

- (a) সিদ্ধান্তটো এক বা একাধিক আশ্রয়বাক্যৰ পৰা নিঃস্তৃত হয়।
- (b) সিদ্ধান্তটো আশ্রয়বাক্যত নিহিত হৈ থাকে আৰু আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিঃস্তৃত হয়।
- (c) সিদ্ধান্তটো আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ'ব নোৱাৰে। অৱশ্যে ই আশ্রয়বাক্যৰ

- সমান ব্যাপক হ'ব পারে।
- (d) সিদ্ধান্তটো আশ্রয়বাক্যত নিহিত হৈ থাকে বাবে আশ্রয়বাক্য সত্য হ'লে সিদ্ধান্তও সত্য হ'ব।
- (e) নিগমন অনুমানৰ উদ্দেশ্য হৈছে যুক্তিৰ আকাৰত সত্যতা বা বৈধতা বা সংলগ্নতা (consistency) নিৰ্গঢ় কৰা। ই অনুমানৰ বস্তুগত সত্যতাৰ লগত জড়িত নহয়। সিদ্ধান্তটো অনুমানৰ নীতি-নিয়ম অনুসৰি আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিঃসৃত হ'লৈই অনুমানটো আকাৰগতভাৱে বৈধ হ'ব। অৱশ্যে আশ্রয়বাক্যৰ বৈধতাৰে সত্য হ'লে সিদ্ধান্তটো বস্তুগতভাৱে সত্য হ'ব।
- (e) আগমন অনুমানৰ সিদ্ধান্তই সত্য প্ৰমাণ কৰিব নোৱাৰিলেও ই সত্য আৰিঙ্কাৰত সহায়ক হয়।

নিগমন আৰু আগমন অনুমানৰ পাৰ্থক্য :

- (1) নিগমন অনুমানত সিদ্ধান্তত সামান্য সত্যৰ পৰা বিশেষ বিশেষ সত্যলৈ অহা হয় আৰু আগমন অনুমানত বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যৰ সিদ্ধান্তলৈ অহা হয়।
- (2) নিগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিঃসৃত হয়। আগমন অনুমানত সিদ্ধান্ত আশ্রয়বাক্যত নিহিত হৈ নাথাকে। সেয়েহে ইয়াত সিদ্ধান্ত আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিঃসৃত নহ'বও পারে।
- (3) নিগমন অনুমানত সিদ্ধান্ত কেতিয়াও আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ'ব নোৱাৰে। কিন্তু আগমন অনুমানত সিদ্ধান্ত সদায় আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ'ব।
- (4) নিগমন অনুমানত সিদ্ধান্তই আশ্রয়বাক্যক অতিক্ৰম কৰি যাব নোৱাৰে। সেয়েহে ইয়াত আশ্রয়বাক্য সত্য হ'লে সিদ্ধান্তও সত্য হ'ব। আগমন অনুমানত সিদ্ধান্তই আশ্রয়বাক্যক অতিক্ৰম কৰি যায়। সেয়েহে ইয়াত আশ্রয়বাক্য সত্য হ'লে সিদ্ধান্ত সত্য হ'বনে মিথ্যা হ'ব সেইটো নিশ্চিত নহয়।

নিগমন অনুমানত জ্ঞাত সত্যৰ ভিত্তিত অজ্ঞাত নতুন সত্যত উপনীত হোৱাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া হৈছে সামান্যৰ পৰা বিশেষলৈ যোৱাৰ প্ৰক্ৰিয়া। আনহাতে, আগমন অনুমানত সেই প্ৰক্ৰিয়া হৈছে বিশেষৰ পৰা সামান্যলৈ যোৱাৰ

আগমন অনুমানৰ বৈশিষ্ট্য : (Characteristics of Inductive Inference) :

- (a) সিদ্ধান্ত সদায় একাধিক আশ্রয়বাক্যৰ পৰা নিঃসৃত হয়।
- (b) সিদ্ধান্তটো আশ্রয়বাক্যত নিহিত হৈ নাথাকে বাবে সিদ্ধান্ত আশ্রয়বাক্যৰ পৰা অনিবার্যভাৱে নিঃসৃত নহয়।
- (c) সিদ্ধান্ত আশ্রয়বাক্যতকৈ বেছি ব্যাপক অৰ্থাৎ সিদ্ধান্তই আশ্রয়বাক্যক অতিক্ৰম কৰি যায়।
- (d) সিদ্ধান্তই আশ্রয়বাক্যক অতিক্ৰম কৰে বাবে আশ্রয়বাক্যৰ সত্যতাৰ পৰা সিদ্ধান্তৰ সত্যতা প্ৰমাণিত নহয়, অৰ্থাৎ সিদ্ধান্তৰ সত্যতাত সংশয় থাকে।

প্ৰক্ৰিয়া। দুয়োটা ক্ষেত্ৰতে সেয়েহে যুক্তিৰ গঠন পদ্ধতি বেলেগ বেলেগ। তথাপি সত্যতা লাভৰ ক্ষেত্ৰত এটা আনটোৰ পৰিপূৰক। কাৰণ নিগমন অনুমান জ্ঞানৰ আকাৰগত সত্যতাৰ লগত জড়িত আৰু আগমন অনুমান বস্তুগত সত্যতাৰ লগত জড়িত। আকাৰগত আৰু বস্তুগত উভয় সত্যতাই একক সত্যতাৰেই ৰূপ। গতিকে নিগমন আৰু আগমন সত্যতা লাভৰ ক্ষেত্ৰত এটা আনটোৰ পৰিপূৰক।

যিহেতু আমাৰ আলোচনাৰ বিষয়বস্তু নিগমন অনুমান, গতিকে পৰিৱৰ্তী পৰ্যায়ত আমি কেৱল নিগমন অনুমানৰ বিষয়েহে আলোচনা কৰিম।

নিগমন অনুমানৰ প্ৰকাৰ : (Kinds of Deductive Infer- ence)

নিগমন অনুমানৰ সিদ্ধান্ত এটা মাত্ৰ আশ্রয়বাক্যৰ পৰাও পাৰি পাৰি বা একাধিক আশ্রয়বাক্যৰ পৰাও পাৰি পাৰি। নিগমন অনুমান দুটা ভাগত ভাগ কৰা হয়—

- (a) অমাধ্যম অনুমান (Immediate inference)
 - (b) মাধ্যম অনুমান (Mediate inference)
- (a) অমাধ্যম অনুমান : যি নিগমন অনুমানত সিদ্ধান্তটো এটা মাত্ৰ আশ্রয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয় তাকে অমাধ্যম অনুমান বোলে। অমাধ্যম অনুমানত দুটা বচন থাকে— এটা হ'ল আশ্রয়বাক্য আৰু আনটো হ'ল সিদ্ধান্ত।

উদাহৰণ—

A— সকলো অসমীয়া হয় ভাৰতীয় (আশ্রয়বাক্য)।

. . . I— কিছুমান ভাৰতীয় হয় অসমীয়া (সিদ্ধান্ত)।

— ই এক অমাধ্যম অনুমান। কাৰণ ইয়াত—

(i) সিদ্ধান্ত এটা মাত্ৰ আশ্রয়বাক্যৰ পৰা নিঃসৃত হৈছে।

(ii) ই অমাধ্যম নিগমন অনুমান। কাৰণ ইয়াত সিদ্ধান্ত আশ্রয়বাক্যতকৈ কম ব্যাপক।

(b) মাধ্যম অনুমান : যি নিগমন অনুমানত সিদ্ধান্ত একাধিক আশ্রয়বাক্যৰ পৰা অনিবাৰ্যভাৱে নিঃসৃত হয় তাকে মাধ্যম অনুমান বোলে। মাধ্যম অনুমানত এটা সিদ্ধান্ত আৰু বাকীৰোৰ আশ্রয়বাক্য।

উদাহৰণ—

A— সকলো মানুহ হয় মৰণশীল (আশ্রয়বাক্য)

A— সকলো কবি হয় মানুহ (আশ্রয়বাক্য)

. . . A— সকলো কবি হয় মৰণশীল (সিদ্ধান্ত)।

ই এটা মাধ্যম অনুমান। কাৰণ ইয়াত—

(i) সিদ্ধান্ত দুটা আশ্রয়বাক্যৰ (একাধিক) পৰা নিঃসৃত হৈছে। প্ৰথম বচনটোৰ পৰা পোনপটীয়াকৈ সিদ্ধান্তটো অহা নাই। মাধ্যম হিচাপে দ্বিতীয় আশ্রয়বাক্যৰ সহায় লোৱা হৈছে।

(ii) ই নিগমন অনুমান। কিয়নো ইয়াত সিদ্ধান্ত আশ্রয়বাক্যতকৈ বেছি ব্যাপক নহয়।

অমাধ্যম অনুমান আৰু

মাধ্যম অনুমান :

সাদৃশ্য :

অমাধ্যম আৰু মাধ্যম দুয়োটাই নিগমন অনুমান।

গতিকে ইহাত মাজত কিছুমান গুৰুত্বপূৰ্ণ সাদৃশ্য আছে—

(1) দুয়োৰে ক্ষেত্ৰতেই সিদ্ধান্ত আশ্রয়বাক্যত


নিহিত থাকে আৰু আশ্রয়বাক্যৰ পৰা
অনিবার্যভাৱে নিঃসৃত হয়।

- (2) দুয়োৰে ক্ষেত্ৰতেই সিদ্ধান্ত আশ্রয়বাক্যৰ
সমান ব্যাপক হ'ব পাৰে। কিন্তু
আশ্রয়বাক্যতকৈ সিদ্ধান্ত কেতিয়াও বেছি
ব্যাপক হ'ব নোৱাৰে। অৰ্থাৎ দুয়োৰে ক্ষেত্ৰতে
সিদ্ধান্তই আশ্রয়বাক্যক অতিক্ৰম নকৰে।
- (3) দুয়োৰে ক্ষেত্ৰতেই আকাৰগত সত্যতাৰ
প্ৰতিহে গুৰুত্ব দিয়া হয়। অৰ্থাৎ আশ্রয়বাক্য
আৰু সিদ্ধান্তৰ আকাৰ-গঠন অনুমানৰ নিয়ম
অনুযায়ী হ'লে অনুমানটো বৈধ হ'ব।
আশ্রয়বাক্যৰ বস্তুগত সত্যতাৰ ওপৰত গুৰুত্ব
দিয়া নহয়।

পাৰ্থক্য :

- (1) অমাধ্যম অনুমানত দুটি বচন থাকে—
এটা আশ্রয়বাক্য আৰু এটা সিদ্ধান্ত। কিন্তু
মাধ্যম অনুমানত দুটাতকৈ বেছি বচন
থাকে— একাধিক আশ্রয়বাক্য আৰু এটা
সিদ্ধান্ত।
- (2) এটা মাত্ৰ আশ্রয়বাক্যৰ পৰা সিদ্ধান্ত গ্ৰহণ
কৰা যায় বাবে অমাধ্যম অনুমানৰ প্ৰয়োগ
ক্ষেত্ৰ অতি সংকীৰ্ণ। সেয়েহে কিছুমান
তৰ্কবিজ্ঞানীয়ে অমাধ্যম অনুমানক প্ৰকৃত
অনুমান বুলি স্বীকাৰ নকৰে। মাধ্যম অনুমানৰ
প্ৰয়োগক্ষেত্ৰ অতি ব্যাপক। সেয়েহে ইয়াত
তেনে প্ৰশ্ন নুঠে।

এতিয়ালৈকে পোৱা জ্ঞানৰ ভিত্তিত আমি
অনুমান আৰু ইয়াৰ প্ৰকাৰ সম্পর্কে তলত দিয়া
ধৰণে তালিকা প্ৰস্তুত কৰিব পাৰো—



অমাধ্যম অনুমানৰ শ্ৰেণীবিভাজন :

অমাধ্যম অনুমান নানা প্ৰকাৰৰ হ'ব পাৰে।
তাৰ ভিতৰত দুটি প্ৰধান প্ৰকাৰ হ'ল— সমৰ্বত্ন
আৰু প্ৰতিবৰ্তন। তলত আমি এই দুই প্ৰকাৰৰ
অমাধ্যম অনুমান সম্পর্কে আলোচনা কৰিম।

(i) সমৰ্বত্ন (Conversion) :

যি অমাধ্যম নিগমন অনুমানত বিধিসম্মতভাৱে
আশ্রয়বাক্যৰ উদ্দেশ্য আৰু বিধেয়ৰ স্থান পৰিৱৰ্তন
কৰি সিদ্ধান্তত উপনীত হোৱা যায় আৰু আশ্রয়বাক্য
আৰু সিদ্ধান্তৰ মাজত গুণৰ কোনো পৰিৱৰ্তন কৰা
নহয় তাক সমৰ্বত্ন বোলে।

এই প্ৰকাৰৰ অনুমানত আশ্রয়বাক্যটোক কোৱা
হয় সমৰ্বত্নীয় বচন (convertend) আৰু সিদ্ধান্তক
সমৰ্বত্তি বচন (converse)।

উদাহৰণ—

- A— সকলো শিক্ষক হয় বিদ্যান (সমৰ্বত্নীয় বচন)
∴ I — কিছুমান বিদ্যান হয় শিক্ষক (সমৰ্বত্তি)

সমৰ্বতনৰ ক্ষেত্ৰত নিম্নলিখিত নিয়মবোৰ মানিব
লাগিব।

নিয়ম ৩

- (i) আশ্রয়বাক্যৰ উদ্দেশ্য সিদ্ধান্তৰ বিধেয় হ'ব।
- (ii) আশ্রয়বাক্যৰ বিধেয় সিদ্ধান্তৰ উদ্দেশ্য হ'ব।
- (iii) আশ্রয়বাক্য আৰু সিদ্ধান্তৰ গুণ একে হ'ব;
অৰ্থাৎ আশ্রয়বাক্যটো যদি সদৰ্থক হয়,
তেন্তে সিদ্ধান্তটো সদৰ্থক হ'ব আৰু
আশ্রয়বাক্যটো যদি নএৰ্থক হয়, তেন্তে
সিদ্ধান্তটো নএৰ্থক হ'ব।
- (iv) আশ্রয়বাক্যত ব্যাপ্তি নোহোৱাকৈ কোনো
পদেই সিদ্ধান্তত ব্যাপ্তি হ'ব নোৱাৰিব।

AEIO— এই চাৰি প্ৰকাৰৰ তর্কবিজ্ঞানসম্মত
বচনৰ নিম্নলিখিত ধৰণে সমৰ্বতন কৰা হয়—

(i) A বচনৰ সমৰ্বতন (A – I) :

A— সকলো অসমীয়া হয় ভাৰতীয়
(সমৰ্বতনীয় বচন)

.:. A— সকলো ভাৰতীয় হয় অসমীয়া
(সমৰ্বতিত বচন)

ইয়াত আশ্রয়বাক্যৰ উদ্দেশ্য পদ ‘অসমীয়া’
সিদ্ধান্তত বিধেয় হৈছে। বিধেয় পদ ‘ভাৰতীয়’
সিদ্ধান্তত উদ্দেশ্য হৈছে। দুয়োটা বচনৰে গুণ
একেই অৰ্থাৎ দুয়োটাই সদৰ্থক। তথাপি ই
অবৈধ। কাৰণ ইয়াত চতুৰ্থ নিয়ম ভংগ হৈছে।
কাৰণ ইয়াত ‘ভাৰতীয়’ পদটো সিদ্ধান্তত উদ্দেশ্য
হিচাপে ব্যাপ্তি হৈছে, কিন্তু আশ্রয়বাক্যত A বচনৰ
বিধেয় হিচাপে অব্যাপ্ত। গতিকে সাধাৰণভাৱে A
বচনৰ সমৰ্বতন কৰিলে A বচন হ'ব নোৱাৰে।

কিন্তু A বচনক I বচনলৈ সমৰ্বতন কৰিব

পাৰি।

উদাহৰণ—

A— সকলো অসমীয়া হয় ভাৰতীয়
(সমৰ্বতনীয়)

.:. I— কিছুমান ভাৰতীয় হয় অসমীয়া (সমৰ্বতিত)
ইয়াত আশ্রয়বাক্যৰ উদ্দেশ্য পদ ‘অসমীয়া’
সিদ্ধান্তৰ বিধেয় পদ হৈছে আৰু বিধেয় পদ
'ভাৰতীয়' সিদ্ধান্তত উদ্দেশ্য হৈছে। দুয়োটা বচনৰ
গুণ সমান (সদৰ্থক)। সিদ্ধান্ত I বচন হোৱা বাবে
কোনো পদেই ব্যাপ্তি হোৱা নাই। গতিকে চতুৰ্থ
নিয়ম ইয়াত ভংগ হোৱা নাই। গতিকে A বচনৰ
সমৰ্বতন কৰিলে A বচন হ'ব নোৱাৰে, ই I বচন
হ'ব।

(ii) E বচনৰ সমৰ্বতন (E – E) :

উদাহৰণ—
E— কোনো মানুহ নহয় দেৱতা
(সমৰ্বতনীয় বচন)

.:. E— কোনো দেৱতা নহয় মানুহ
(সমৰ্বতিত বচন)

ইয়াত আশ্রয়বাক্যৰ উদ্দেশ্যপদ ‘মানুহ’
সিদ্ধান্তত বিধেয় হৈছে আৰু বিধেয় পদ ‘দেৱতা’
সিদ্ধান্তত উদ্দেশ্য হৈছে। দুয়োটা বচনৰে গুণ
সমান (নএৰ্থক) দুয়োটা বচনৰ সকলো পদেই
ব্যাপ্তি, গতিকে চতুৰ্থ নিয়ম ভংগৰ সমস্যা নাই।

গতিকে E বচনৰ সমৰ্বতন কৰিলে E বচন
হ'ব।

(iii) I বচনৰ সমৰ্বতন (I – I) :

উদাহৰণ—
I— কিছুমান ফুল হয় বঙ্গ (সমৰ্বতনীয় বচন)

.:. I— কিছুমান বঙ্গ বস্তু হয় ফুল
(সমবর্তিত বচন)

ইয়াত আশ্রয়বাক্যৰ উদ্দেশ্যপদ 'ফুল' সিদ্ধান্তত বিধেয় হৈছে আৰু বিধেয় পদ 'বঙ্গ' সিদ্ধান্তত উদ্দেশ্য হৈছে। গুণৰ পৰিৱৰ্তন হোৱা নাই (সদৰ্থক)। দুয়োটা বচনতে কোনো পদেই ব্যাপ্ত হোৱা নাই। গতিকে চতুর্থ নিয়মৰ কোনো সমস্যা হোৱা নাই।

গতিকে দেখা গ'ল I বচনৰ সমবর্তন কৰিলে I বচন হয়।

(iv) O বচনৰ সমবর্তন (x) :

O বচনৰ সমবর্তন কৰিব নোৱাৰিব। O বচনৰ সমবর্তন কৰিলে নিম্নলিখিত ৰূপ পোৱা যায়।

O— কিছুমান কৰি নহয় দাশনিক
(সমবর্তনীয় বচন)

.:. O— কিছুমান দাশনিক নহয় কৰি
(সমবর্তিত বচন)

ইয়াত আশ্রয়বাক্যৰ উদ্দেশ্য পদ 'কৰি' সিদ্ধান্তত বিধেয় হৈছে আৰু বিধেয় পদ 'দাশনিক' সিদ্ধান্তত উদ্দেশ্য হৈছে। দুয়োটা বচনৰ গুণ একেই (নএৰ্থক)। কিন্তু তথাপি অনুমানটো অবৈধ। কাৰণ ইয়াত চতুর্থ নিয়ম ভংগ হৈছে। কৰি পদটো আশ্রয়বাক্যত ব্যাপ্ত নোহোৱাকৈ সিদ্ধান্তত ব্যাপ্ত হৈছে।

গতিকে দেখা গ'ল O বচনৰ সমবর্তন কৰিব নোৱাৰিব।

হবছ (Hobbes) আদি কিছুমান তর্কবিদে O বচনৰ সমবর্তন কৰিবলৈ এক বিশেষ পদ্ধতি প্ৰয়োগ কৰিছে। সেই পদ্ধতিৰ নাম নিষেধমূলক

সমবর্তন (Conversion by Negation)। এই পদ্ধতি অনুসৰি O বচনৰ সংযোজকৰ পৰা নএৰ্থক চিনটো আঁতৰাই তাক সিদ্ধান্তৰ বিধেয় পদৰ লগত যুক্ত কৰা হয় আৰু এনেদেৱে O বচনটোক I বচনলৈ ৰূপান্তৰিত কৰা হয় আৰু I বচনটোক সমবর্তন কৰা হয়।

উদাহৰণ—

O— কিছুমান মানুহ নহয় সৎ
(প্ৰকৃত সমবর্তনীয় বচন)

I— কিছুমান মানুহ হয় অসৎ
(ৰূপান্তৰিত বচন)

.:. I— কিছুমান অসৎ হয় মানুহ
(সমবর্তিত বচন)

কিন্তু এনেধৰণৰ সমবর্তনক বিধিসন্মত বুলি ক'ব নোৱাৰিব। কাৰণ ইয়াত সমবর্তনৰ চতুর্থ নিয়ম বক্ষা কৰিবলৈ গৈ দ্বিতীয় আৰু তৃতীয় নিয়ম ভংগ কৰা হৈছে। আশ্রয়বাক্যৰ বিধেয়টো সিদ্ধান্তত উদ্দেশ্য হোৱা নাই, ইয়াৰ বিৰুদ্ধ পদটোহে উদ্দেশ্য হৈছে। গুণৰ পৰিৱৰ্তন হৈছে। কাৰণ আশ্রয়বাক্য নএৰ্থক, কিন্তু সিদ্ধান্ত সদৰ্থক।

গতিকে 'নিষেধমূলক সমবর্তন' গ্ৰহণযোগ্য নহয়।

সমবর্তনৰ প্ৰকাৰ : (Kinds of Conversion)

সমবর্তন দুই প্ৰকাৰ—

- (a) সৰল সমবর্তন (Simple Coversion)
- (b) অসৰল সমবর্তন (Conversion by limitation or conversion per accidens)

(a) সৰল সমৰ্বতন**(Simple conversion) :**

যি সমৰ্বতনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণ একেই থাকে তাক সৰল সমৰ্বতন বোলে। অৰ্থাৎ আশ্রয়বাক্যটো যদি সামান্য বচন হয়, তেনেহ'লে সিদ্ধান্তটো সামান্য বচন হ'ব আৰু যদি আশ্রয়বাক্যটো বিশেষ বচন হয়, তেন্তে সিদ্ধান্তটোও বিশেষ বচন হ'ব। E আৰু I বচনৰ সৰল সমৰ্বতন হয়।

উদাহৰণ—

(i) E বচনৰ সৰল সমৰ্বতন (E – E)

E— কোনো মানুহ নহয় অমৰ
(সমৰ্বতনীয় বচন)

∴ E— কোনো অমৰ নহয় মানুহ
(সমৰ্বত্তি বচন)

(ii) I বচনৰ সৰল সমৰ্বতন (I – I)

I— কিছুমান মানুহ হয় জ্ঞানী
(সমৰ্বতনীয় বচন)

∴ I— কিছুমান জ্ঞানী হয় মানুহ
(সমৰ্বত্তি বচন)

প্ৰথম উদাহৰণটোত দুয়োটা বচনেই সামান্য বচন (E – E) আৰু দ্বিতীয় উদাহৰণত দুয়োটা বচনেই বিশেষ বচন (I – I)। গতিকে দুয়োটা উদাহৰণত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণ সমান।

গতিকে কথা হ'ল E আৰু I বচনক সৰল সমৰ্বতন কৰিব পাৰি।

**(b) অসৰল সমৰ্বতন বা পৰিমিত সমৰ্বতন
(Conversion per accidens) :**

যি সমৰ্বতনত আশ্রয়বাক্য আৰু সিদ্ধান্তৰ পৰিমাণৰ পৰিৱৰ্তন হয় তাকে অসৰল সমৰ্বতন বোলে। অসৰল সমৰ্বতনত আশ্রয়বাক্য সামান্য বচন হ'লে সিদ্ধান্ত বিশেষ বচন হ'ব। A বচন অসৰল সমৰ্বতনৰ উদাহৰণ।

উদাহৰণ—

A— সকলো মানুহ হয় মৰণশীল
(সমৰ্বতনীয় বচন)

∴ I— কিছুমান মৰণশীল জীৱ হয় মানুহ
(সমৰ্বত্তি বচন)

ওপৰৰ উদাহৰণত আশ্রয়বাক্যটো সামান্য বচন আৰু সিদ্ধান্ত বিশেষ বচন। গতিকে ই অসৰল সমৰ্বতন।

A— বচনৰ সৰল সমৰ্বতন সন্তুষ্টনে? (Can A proposition be converted simply?)

A বচনৰ সৰল সমৰ্বতন বুলিলে A বচনৰ পৰা A বচনৰ সমৰ্বতন কৰাকে বুজায়। ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে A বচনৰ সৰল সমৰ্বতন সন্তুষ্ট নহয়। কাৰণ A বচনৰ সৰল সমৰ্বতন কৰিলে সমৰ্বতনৰ চতুৰ্থ নিয়মটো ভঙ্গ হয়।

কিন্তু কেতিয়াবা কিছুমান বিশেষ ক্ষেত্ৰত A বচনক আন এটা A বচনলৈ সমৰ্বতন কৰিব পাৰি। এইটো সন্তুষ্ট হয় যদি A বচনৰ উদ্দেশ্য পদ আৰু বিধেয় পদৰ বাচ্যাৰ্থ সমান হয়। যেনে—

(i) সংজ্ঞা

(ii) পুনৰুক্তিমূলক বচন

(iii) যিৰোৱা A বচনৰ উদ্দেশ্য পদ আৰু বিধেয় পদ দুয়োটাই নিৰ্দিষ্ট পদ।

উদাহরণ—

- (i) সংজ্ঞা : A— সকলো মানুহ হয় বুদ্ধিমত্তসম্পন্ন প্রাণী।
 \therefore A— সকলো বুদ্ধিমত্তসম্পন্ন প্রাণী হয় মানুহ।
- (ii) পুনরুত্তিরভূলক বচন—
A— সকলো মানুহ হয় মনুষ্যত্বসম্পন্ন প্রাণী।
 \therefore A— সকলো মনুষ্যত্বসম্পন্ন প্রাণী হয় মানুহ।
- (iii) নির্দিষ্ট পদ—
A— কালিদাস হয় ভারতৰ শ্ৰেষ্ঠ কবি
 \therefore A— ভারতৰ শ্ৰেষ্ঠ কবি হয় কালিদাস।
- বিপরীত সম্বন্ধভিত্তিক সমবর্তন (Inference by Converse Relation) :**

প্রথ্যাত তর্কবিদি কেইন্স (Dr Keynes) এ বিপরীত সম্বন্ধভিত্তিক সমবর্তন নামৰ একপ্রকাৰ সমবর্তনৰ উল্লেখ কৰিছে। এইবিধি সমবর্তনত সমবর্তনীয় বচনৰ উদ্দেশ্য আৰু বিধেয় দুয়োটা সাপেক্ষ পদ (relative term) হ'ব লাগিব আৰু দুয়োৱে সম্বন্ধৰ পৰিৱৰ্তন ঘটাই সিদ্ধান্তলৈ অহা হয়।

উদাহরণ—

- (i) A— ৰামকৃষ্ণ হয় বিবেকানন্দৰ গুৰু।
 \therefore A— বিবেকানন্দ হয় ৰামকৃষ্ণৰ শিষ্য।
- (ii) A— সীতা হয় ৰামচন্দ্ৰৰ স্ত্ৰী।
 \therefore A— ৰামচন্দ্ৰ হয় সীতাৰ স্বামী।
- আপাতদৃষ্টিত এই প্ৰক্ৰিয়াক ‘সমবর্তন’ যেন লাগিলোও প্ৰকৃততে ই সমবর্তন হ'ব নোৱাৰে।
- কাৰণ—
- (i) ইয়াত উদ্দেশ্য আৰু বিধেয়ৰ স্থান পৰিৱৰ্তন কৰাৰ লগতে সম্বন্ধৰো পৰিৱৰ্তন কৰা হৈছে।

প্রথম উদাহৰণত গুৰুৰ পৰিৱৰ্তে শিষ্য, দ্বিতীয় উদাহৰণত স্ত্ৰীৰ পৰিৱৰ্তে স্বামী— এই সাপেক্ষ পদৰ ব্যৱহাৰ হৈছে। সাপেক্ষ পদ নহ'লে এনে ধৰণৰ সমবর্তন সম্ভৱ নহয়।

- (ii) উদ্দেশ্য আৰু বিধেয়ৰ স্থান পৰিৱৰ্তন কৰা হৈছে যদিও প্ৰকৃতাৰ্থত আশ্রয়বাক্যৰ উদ্দেশ্যটো সিদ্ধান্তত বিধেয় হোৱা নাই।
প্রথম উদাহৰণত আশ্রয়বাক্যৰ উদ্দেশ্য হৈছে ৰামকৃষ্ণ, কিন্তু সিদ্ধান্তত বিধেয় হৈছে ৰামকৃষ্ণৰ শিষ্য। সেইদৰে ‘বিবেকানন্দৰ গুৰু’ বিধেয়টো সিদ্ধান্তত উদ্দেশ্য হিচাপে হৈছে ‘বিবেকানন্দ’। দ্বিতীয় উদাহৰণত আশ্রয়বাক্যৰ উদ্দেশ্য হৈছে ‘সীতা’, কিন্তু সিদ্ধান্তৰ বিধেয় হৈছে ‘সীতাৰ স্বামী’।
সেইদৰে ‘ৰামচন্দ্ৰৰ স্ত্ৰী’ পদটো সিদ্ধান্তত ব্যৱহাৰ হৈছে ‘ৰামচন্দ্ৰ’।
- (iii) নিগমন অনুমান আকাৰনিষ্ঠ বিজ্ঞান। ইয়াত বাস্তৱ জ্ঞানৰ স্থান নাই। কিন্তু এইবিধি সমবর্তনত বাস্তৱ জ্ঞান নহ'লে সমবর্তন কৰা সম্ভৱ নহয়।

- গতিকে এই প্ৰকাৰৰ সমবর্তনক বৈধ সমবর্তন
বুলিব নোৱাৰিব।
A— বচনৰ সমবর্তন কৰিলে I বচন পোৱা যায়।
E— বচনৰ সমবর্তন কৰিলে E বচন পোৱা যায়।
I— বচনৰ সমবর্তন কৰিলে I বচন পোৱা যায়।
O— বচনৰ সমবর্তন কৰিব নোৱাৰিব।

অনুশীলনী (Activity)

তলত দিয়াবোৰৰ সমৰ্বতন কৰা :

- (a) সকলো ধনী ব্যক্তি হয় শিক্ষিত ব্যক্তি।
- (b) হিমালয় পৃথিবীৰ সৰ্বোচ্চ পৰ্বত।
- (c) কোনো মানুহ নিঃস্বার্থ নহয়।
- (d) প্ৰায়বোৰ ব্যৱসায়ীয়েই শিক্ষিত।

উন্নৰ :

- (a) তৰ্কবিজ্ঞানসম্মত ৰূপ—

A— সকলো ধনী ব্যক্তি হয় শিক্ষিত ব্যক্তি
(সমৰ্বতনীয় বচন)

.: I— কিছুমান শিক্ষিত ব্যক্তি হয় ধনী ব্যক্তি
(সমৰ্বতিত বচন)

- (b) তৰ্কবিজ্ঞানসম্মত ৰূপ—

A— হিমালয় হয় পৃথিবীৰ সৰ্বোচ্চ পৰ্বত
(সমৰ্বতনীয় বচন)

.: A— পৃথিবীৰ সৰ্বোচ্চ পৰ্বত হয় হিমালয়
(সমৰ্বতিত বচন)

- (c) তৰ্কবিজ্ঞানসম্মত ৰূপ—

E— কোনো মানুহ নহয় নিঃস্বার্থ
(সমৰ্বতনীয় বচন)

.: E— কোনো নিঃস্বার্থ ব্যক্তি নহয় মানুহ
(সমৰ্বতিত বচন)

- (d) তৰ্কবিজ্ঞানসম্মত ৰূপ—

I— কিছুমান ব্যৱসায়ী হয় শিক্ষিত
(সমৰ্বতনীয় বচন)

.: I— কিছুমান শিক্ষিত ব্যক্তি হয় ব্যৱসায়ী
(সমৰ্বতিত বচন)

3.1.2 প্ৰতিবৰ্তন (Obversion) :

যি অমাধ্যম অনুমানত প্ৰদত্ত বচন বা আশ্রয়বাক্যৰ অৰ্থৰ কোনো পৰিৱৰ্তন নকৰাকৈ কেৱলমাত্ৰ গুণৰ পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় তাকেই প্ৰতিবৰ্তন (Obversion) বোলে।

প্ৰতিবৰ্তনত আশ্রয়বাক্যৰ উদ্দেশ্যক সিদ্ধান্তত উদ্দেশ্য আৰু আশ্রয়বাক্যৰ বিধেয়ৰ বিৰুদ্ধপদক সিদ্ধান্তত বিধেয় হিচাপে ৰখা হয়। আশ্রয়বাক্য আৰু সিদ্ধান্তৰ মাজত গুণৰ পৰিৱৰ্তন কৰা হয় কিন্তু পৰিমাণৰ পৰিৱৰ্তন কৰা নহয়।

প্ৰতিবৰ্তনৰ আশ্রয়বাক্যক প্ৰতিবৰ্তনীয় বচন আৰু সিদ্ধান্তক প্ৰতিবৰ্তিত বচন বোলা হয়।

উদাহৰণ—

A— সকলো সৎ ব্যক্তি হয় সুখী ব্যক্তি
(প্ৰতিবৰ্তনীয় বচন)

.: E— কোনো সৎ ব্যক্তি নহয় অসুখী ব্যক্তি
(প্ৰতিবৰ্তিত বচন)

প্ৰতিবৰ্তনৰ নিয়মাবলী

(Rules of obversion) :

(i) আশ্রয়বাক্যৰ উদ্দেশ্য পদ সিদ্ধান্তত উদ্দেশ্য পদ হ'ব।

(ii) আশ্রয়বাক্যৰ বিধেয় পদৰ বিৰুদ্ধপদ সিদ্ধান্তত বিধেয় পদ হ'ব।

(iii) গুণৰ পৰিৱৰ্তন হ'ব, অৰ্থাৎ এটা সদৰ্থক হ'লে আনটো নওৰ্থক হ'ব।

(iv) পৰিমাণ একে থাকিব অৰ্থাৎ আশ্রয়বাক্য সামান্য বচন হ'লে সিদ্ধান্তও সামান্য বচন হ'ব আৰু আশ্রয়বাক্য বিশেষ বচন হ'লে

সিদ্ধান্তও বিশেষ বচন হ'ব।

AEIO এই চারিটা তর্কবিজ্ঞানসমূহ বচনৰ
নিম্নলিখিত থৰণে প্রতিবর্তন কৰা হয় :

(i) A বচনৰ প্রতিবর্তন (A – E)

উদাহৰণ—

A— সকলো মানুহ হয় মৰণশীল জীৱ
(প্রতিবর্তনীয় বচন)

.∴ E— কোনো মানুহ নহয় অমৰণশীল জীৱ
(প্রতিবর্তিত বচন)

ইয়াত আশ্রয়বাক্যৰ উদ্দেশ্যপদ (মানুহ)
সিদ্ধান্তত উদ্দেশ্য হৈছে। আশ্রয়বাক্যৰ বিধেয়ৰ
(মৰণশীল) বিৰুদ্ধপদ (অমৰণশীল) সিদ্ধান্তৰ
বিধেয়পদ হৈছে। গুণৰ পৰিৱৰ্তন হৈছে।
আশ্রয়বাক্য সদৰ্থক, কিন্তু সিদ্ধান্ত নএওৰ্থক।
পৰিমাণৰ পার্থক্য হোৱা নাই, কাৰণ দুয়োটা
বচনেই সার্বিক বচন বা সামান্য বচন।

গতিকে দেখা গ'ল A বচনৰ প্রতিবর্তন
কৰিলে E বচন হয়।

(ii) E বচনৰ প্রতিবর্তন (E – A)

উদাহৰণ—

E— কোনো মানুহ নহয় পূৰ্ণ
(প্রতিবর্তনীয় বচন)

.∴ A— সকলো মানুহ হয় অপূৰ্ণ
(প্রতিবর্তিত বচন)

ইয়াত আশ্রয়বাক্যৰ উদ্দেশ্যপদ (মানুহ)
সিদ্ধান্তত উদ্দেশ্য হৈছে। আশ্রয়বাক্যৰ বিধেয়পদৰ
(পূৰ্ণ) বিৰুদ্ধপদ (অপূৰ্ণ) সিদ্ধান্তত বিধেয় হৈছে।
গুণৰ পৰিৱৰ্তন হৈছে, কাৰণ আশ্রয়বাক্য নএওৰ্থক,
কিন্তু সিদ্ধান্ত সদৰ্থক। দুয়োটা বচনৰে পৰিমাণ
একেই, অৰ্থাৎ দুয়োটাই বিশেষ বচন।

কাৰণ দুয়োটা সামান্য বচন।

গতিকে E বচনৰ প্রতিবর্তন কৰিলে A বচন
হয়।

(iii) I বচনৰ প্রতিবর্তন (I – O)

উদাহৰণ—

I— কিছুমান মানুহ হয় সুখী
(প্রতিবর্তনীয় বচন)

.∴ O— কিছুমান মানুহ নহয় অসুখী
(প্রতিবর্তিত বচন)

ইয়াত আশ্রয়বাক্যৰ উদ্দেশ্য (মানুহ), সিদ্ধান্তৰ
উদ্দেশ্য হৈছে। আশ্রয়বাক্যৰ বিধেয়ৰ (সুখী)
বিৰুদ্ধপদ (অসুখী) সিদ্ধান্তত বিধেয়পদ হৈছে।
গুণৰ পৰিৱৰ্তন হৈছে। আশ্রয়বাক্য সদৰ্থক কিন্তু
সিদ্ধান্ত নএওৰ্থক। দুয়োটা বচনৰে পৰিমাণ একেই,
কাৰণ দুয়োটা বিশেষ বচন।

গতিকে দেখা গ'ল I বচনৰ প্রতিবর্তন কৰিলে
O বচন হয়।

(iv) O বচনৰ প্রতিবর্তন (O – I).

উদাহৰণ—

O— কিছুমান মানুহ নহয় বুদ্ধিমান
(প্রতিবর্তনীয় বচন)

.∴ I— কিছুমান মানুহ হয় অবুদ্ধিমান
(প্রতিবর্তিত বচন)

ইয়াত আশ্রয়বাক্যৰ উদ্দেশ্য (মানুহ) সিদ্ধান্তৰ
উদ্দেশ্য হৈছে। আশ্রয়বাক্যৰ বিধেয়ৰ (বুদ্ধিমান)
বিৰুদ্ধপদ (অবুদ্ধিমান) সিদ্ধান্তত বিধেয় হৈছে।
গুণৰ পৰিৱৰ্তন হৈছে, কাৰণ আশ্রয়বাক্য নএওৰ্থক,
কিন্তু সিদ্ধান্ত সদৰ্থক। দুয়োটা বচনৰে পৰিমাণ
একেই, অৰ্থাৎ দুয়োটাই বিশেষ বচন।

- গতিকে O বচনৰ প্রতিবর্তন কৰিলে I বচন
পোৱা যায়। দেখা গ'ল
A— বচনৰ প্রতিবর্তন কৰিলে E বচন হয়
(A – E)
E— বচনৰ প্রতিবর্তন কৰিলে A বচন হয়
(E – A)
I— বচনৰ প্রতিবর্তন কৰিলে O বচন হয়
(I – O)
O— বচনৰ প্রতিবর্তন কৰিলে I বচন হয়
(O – I)

বস্তুগত প্রতিবর্তন (Material Obversion) :

প্ৰথ্যাত তর্কবিজ্ঞনী বেইন (Bain)-এ বস্তুগত প্রতিবর্তন নামৰ একপকাৰৰ প্রতিবর্তনৰ উল্লেখ কৰিছে। এইবিধি অনুমানত প্রতিবর্তনৰ নিয়মাবলী অনুসৰণ কৰা নহয়, ইয়াত কেৱল বাস্তুৰ অভিজ্ঞতাৰ ভিত্তিতে সিদ্ধান্ত নিঃস্ত কৰা হয়।

উদাহৰণ—

- (i) A— পোহৰ হয় সুখকৰ
 \therefore A— অন্ধকাৰ হয় দুখকৰ।
 এই উদাহৰণটোত ‘অন্ধকাৰ’ পোহৰৰ বিপৰীত আৰু ‘দুখকৰ’ সুখকৰৰ বিপৰীত।
- (ii) A— যুদ্ধ হয় অমংগলসূচক
 \therefore A— শান্তি হয় মংগলসূচক।
 এই উদাহৰণটোত ‘শান্তি’ যুদ্ধৰ বিপৰীত আৰু ‘মংগলদায়ক’ অমংগলদায়কৰ বিপৰীত।

বস্তুগত প্রতিবর্তনক প্ৰকৃত প্রতিবর্তন বুলিব
পাৰিবেন?

নিম্নলিখিত কাৰণত বস্তুগত প্রতিবর্তনক প্ৰকৃত
প্রতিবর্তন বুলিব নোৱাৰিব।

- (a) প্রতিবর্তনৰ নিয়ম হ'ল— আশ্রয়বাক্যৰ
উদ্দেশ্যপদটো সিদ্ধান্তত উদ্দেশ্য হ'ব। কিন্তু
ইয়াত আশ্রয়বাক্যৰ বিপৰীত পদহে সিদ্ধান্তত
উদ্দেশ্যৰপে ব্যৱহাৰ হৈছে।
- (b) প্রতিবর্তনৰ নিয়ম মতে আশ্রয়বাক্যৰ বিধেয়
পদৰ বিবৰণপদ সিদ্ধান্তত বিধেয় হ'ব লাগে।
কিন্তু ইয়াত বিপৰীত পদহে বিধেয় হৈছে।
- (c) গুণৰ পৰিবৰ্তন হ'ব লাগে। কিন্তু ইয়াত
গুণৰ পৰিবৰ্তন হোৱা নাই।
- (d) নিগমন অনুমানত সিদ্ধান্তটো আশ্রয়বাক্যত
নিহিত হৈ থাকে। কিন্তু বস্তুগত প্রতিবর্তন
সিদ্ধান্তটো আশ্রয়বাক্যত নিহিত হৈ থকা
দেখা নাযায়।
- (e) বাস্তুৰ অভিজ্ঞতা নাথাকিলে বস্তুগত প্রতিবর্তন
সন্তুষ্ট নহয়। কিন্তু নিগমন অনুমানত বাস্তুৰ
অভিজ্ঞতাৰ কোনো মূল্য নাই।

ওপৰোক্ত বিসংগতিবোৰ দেখি বেইনে নিজে
স্বীকাৰ কৰিছে যে বস্তুগত প্রতিবর্তনে নিগমন
অনুমান অনুসৰণ কৰা নাই। বস্তুৰ প্ৰয়োগ থাকিলেও
বস্তুগত প্রতিবর্তনক নিগমন অনুমানৰ অন্তৰ্ভুক্ত
কৰিব নোৱাৰিব।

সমাধানসহ অনুশীলনী

1. তলত উল্লেখ কৰা বচনবোৰৰ প্রতিবর্তন
কৰা :
 (a) মানুহ মাত্ৰেই মৰণশীল।
 (b) কিছুমান মানুহ জ্ঞানী।

(c) কিছুমান চকচকীয়া বস্তু সোণ নহয়।

(প্রতিবর্তনীয় বচন)

সমাধান :

∴ O— কিছুমান মানুহ নহয় অজ্ঞানী

(a) A— সকলো মানুহ হয় মৰণশীল

(প্রতিবর্তনীয় বচন)

(প্রতিবর্তিত বচন)

∴ E— কোনো মানুহ নহয় অমরণশীল

(প্রতিবর্তিত বচন)

(প্রতিবর্তনীয় বচন)

(b) I— কিছুমান মানুহ হয় জ্ঞানী

(প্রতিবর্তিত বচন)

* * *

দ্বিতীয় অধ্যায়

নিরপেক্ষ ন্যায়

(Categorical Syllogism)

যি মাধ্যম নিগমন অনুমানত সিদ্ধান্ত পরস্পর
সম্বন্ধযুক্ত দুটা আশ্রয়বাক্যৰ সংযুক্ত ফলস্বরূপে
অনিবার্যভাৱে নিঃসৃত হয় তাক ন্যায় বোলে।
ন্যায়ৰ এই সংজ্ঞাক বিশ্লেষণ কৰিলে তলত
দিয়া বৈশিষ্ট্যবোৰ পোৱা যায়।

3.2.1. ন্যায়ৰ বৈশিষ্ট্য :

(i) ন্যায় একপ্রকাৰ নিগমন অনুমান। নিগমন
অনুমানৰ বৈশিষ্ট্য হৈছে যে সিদ্ধান্ত
আশ্রয়বাক্যতকৈ কেতিয়াও বেছি ব্যাপক
হ'ব নোৱাৰে। সিদ্ধান্ত আশ্রয়বাক্যৰ সমান
ব্যাপক হ'ব পাৰে কিন্তু অধিক ব্যাপক হ'ব
নোৱাৰে।

এই বৈশিষ্ট্যই ন্যায়ক আগমন অনুমানৰ
পৰা পৃথক কৰিছে। কাৰণ আগমন অনুমানত
সিদ্ধান্ত সদায় আশ্রয়বাক্যতকৈ বেছি ব্যাপক।

(ii) নিগমন অনুমান দুই প্ৰকাৰৰ— (a) অমাধ্যম
অনুমান আৰু (b) মাধ্যম অনুমান। ন্যায়
মাধ্যম অনুমান। মাধ্যম অনুমানৰ বিশেষত
হৈছে সিদ্ধান্ত একাধিক আশ্রয়বাক্যৰ পৰা
নিঃসৃত হ'ব লাগিব। ন্যায় যিহেতু মাধ্যম
অনুমান গতিকে ন্যায়ৰ সিদ্ধান্তও একাধিক
আশ্রয়বাক্যৰ পৰা নিঃসৃত হ'ব লাগিব।

(iii) একাধিক আশ্রয়বাক্য বুলিলে দুটা, তিনিটা,
চাৰিটা আদিও হ'ব পাৰে। কিন্তু ন্যায়ত মাৰ্ত
দুটা আশ্রয়বাক্যৰ পৰাহে সিদ্ধান্ত নিঃসৃত
হ'ব লাগিব। দুটাতকৈ কম হ'বও নোৱাৰে
আৰু দুটাতকৈ বেছিও হ'ব নোৱাৰে।

এই বৈশিষ্ট্যই এহাতে ন্যায়ক অমাধ্যম
অনুমানৰ পৰা আৰু আনহাতে মাধ্যম
অনুমানৰ আন প্ৰকাৰৰ পৰা পৃথক কৰিছে।

(iv) ন্যায়ৰ আশ্রয়বাক্য দুটা পৰস্পৰ সম্পর্কবিহীন
হ'ব নোৱাৰে। পৰস্পৰ সম্পর্কযুক্ত দুটা
আশ্রয়বাক্যৰ সংযুক্ত ফলস্বৰূপেহে সিদ্ধান্তটো
অনিবার্যভাৱে নিঃসৃত হ'ব লাগিব।

(v) ন্যায়ৰ আশ্রয়বাক্যবোৰ সত্য হ'লে সিদ্ধান্তও
সত্য হ'ব। নিগমন অনুমানৰ বৈশিষ্ট্য হৈছে
সিদ্ধান্তটো প্ৰদত্ত আশ্রয়বাক্যৰ পৰা
বিধিসংগতভাৱে নিঃসৃত হ'ব লাগিব। যদিহে
সিদ্ধান্তটো ন্যায়ৰ নীতি-নিয়মৰ মাজেৰে
নিঃসৃত হয় তেনেহ'লে ন্যায়টো
আকাৰগতভাৱে সত্য হ'ব আৰু যদি নহয়
তেন্তে আকাৰগতভাৱে অসত্য হ'ব। প্ৰদত্ত
আশ্রয়বাক্যবোৰ যদি বস্তুগতভাৱে সত্য হয়,
তেনেহ'লে সিদ্ধান্ত আকাৰগতভাৱে সত্য
হোৱাৰ উপাৰিও বস্তুগতভাৱেও সত্য হ'ব।


কিন্তু আশ্রয়বাক্যবোর বস্তুগতভাবে সত্য নহ'লেও ন্যায়টোত যদি বিধিসংগতভাবে আশ্রয়বাক্যৰ পৰা সিদ্ধান্ত নিঃসৃত হয় তেন্তে ন্যায়টো বৈধ হ'ব। অৱশ্যে ই সত্য নহ'বও পাৰে।

3.2.2. ন্যায়ৰ বিভিন্ন প্ৰকাৰ : (Kinds of syllogism)

ন্যায় অনুমানক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়। যেনে—

- (a) অমিশ্র ন্যায়।
- (b) মিশ্র ন্যায়।

অমিশ্র ন্যায় আৰু মিশ্র ন্যায় আকৌ তিনি প্ৰকাৰৰ। তলত ইয়াৰ ভাগবোৰ দেখুওৱা হ'ল—



(a) অমিশ্র ন্যায় : যি ন্যায় অনুমানত তিনিটা বচনেই একে প্ৰকাৰৰ সম্বন্ধবিশিষ্ট তাক অমিশ্র ন্যায় বোলে।

উদাহৰণ—

A— সকলো ধাৰ্মিক ব্যক্তি হয় সুখী

A— তেওঁ হয় ধাৰ্মিক ব্যক্তি

∴ A— তেওঁ হয় সুখী।

ইয়াত তিনিওটা বচনেই নিৰপেক্ষ বচন।

(b) মিশ্র ন্যায় : নি ন্যায় অনুমানত তিনিওটা বচনেই একে সম্বন্ধবিশিষ্ট নহয়, বেলেগ বেলেগ সম্বন্ধযুক্ত তাকে মিশ্র ন্যায় বোলে।

ইয়াত আমি কেৱল অমিশ্র নিৰপেক্ষ ন্যায়ৰ
বিষয়েহে আলোচনা কৰিম।

3.2.3. অমিশ্র নিৰপেক্ষ ন্যায় (Pure Categorical Syllogism) :

যি ন্যায় অনুমানত তিনিটা বচনেই নিৰপেক্ষ
বচন তাক অমিশ্র নিৰপেক্ষ ন্যায় বোলা হয়।

উদাহৰণ—

A— সকলো মানুহ হয় মৰণশীল জীৱ

A— সকলো কবি হয় মানুহ

.∴ A— সকলো কবি হয় মৰণশীল জীৱ।

ইয়াত তিনিটা বচনেই নিৰপেক্ষ বচন। গতিকে
ই অমিশ্র নিৰপেক্ষ ন্যায়ৰ উদাহৰণ।

অমিশ্র নিৰপেক্ষ ন্যায়ৰ গঠন (Structure of Pure Categorical Syllogism) :

(a) অমিশ্র নিৰপেক্ষ ন্যায়ত তিনিটা বচন থাকে।
ইয়াৰ প্ৰথম দুটা বচন দিয়া থাকে আৰু তৃতীয়টোক
এই দুটা বচনৰ জৰিয়তে অনুমান কৰা হয়। প্ৰদত্ত
বচন দুটাক আশ্রয়বাক্য (Premises) আৰু
আশ্রয়বাক্যৰ জৰিয়তে যিটো বাক্য পোৱা হয়
তাক সিদ্ধান্ত (Conclusion) বোলে।

উদাহৰণ—

সকলো মানুহ হয় মৰণশীল

বাধাকৃষণ হয় মানুহ

.∴ বাধাকৃষণ হয় মৰণশীল।

ইয়াত প্ৰথম দুটা আশ্রয়বাক্য আৰু তৃতীয়টো
সিদ্ধান্ত।

(b) ন্যায়ৰ প্ৰত্যেক বচনতে দুটাকৈ পদ থাকে।
তাৰে এটা উদ্দেশ্য আৰু আনটো বিধেয়। ন্যায়ত

যিহেতু তিনিটা বচন থাকে, গতিকে তিনিটা
বচনত মুঠ ছটা পদ থাকে। কিন্তু এই ছটা পদৰ
প্ৰকৃত পদ তিনিটাহে আৰু এই পদ তিনিটা
প্ৰত্যেকটোৱে দুবাৰকৈ উল্লেখ হয়। ওপৰৰ
উদাহৰণটোত মানুহ, মৰণশীল আৰু বাধাকৃষণ—
এই তিনিটো পদ দুবাৰকৈ উল্লেখ হৈছে। ন্যায়
অনুমানত এই তিনিটা পদৰ নাম হৈছে— সাধ্যপদ,
পক্ষপদ আৰু হেতুপদ।

(1) ন্যায়ত সিদ্ধান্তৰ বিশেষ গুৰুত্ব থাকে।
সিদ্ধান্তত থকা পদ দুটাৰ আধাৰতে আশ্রয়বাক্য
দুটাৰ বিচাৰ কৰিব পাৰি।

(a) সিদ্ধান্তৰ উদ্দেশ্যপদক পক্ষপদ (Minor term) বোলে।

(b) সিদ্ধান্তৰ বিধেয় পদক সাধ্যপদ (Major term) বোলে।

(c) যি পদ সিদ্ধান্তত অনুপস্থিত থাকে কিন্তু
দুয়োটা আশ্রয়বাক্যতেই উপস্থিত থাকে তাক
হেতুপদ বা মধ্যপদ (Middle term) বোলে।

ন্যায়ৰ যিটো আশ্রয়বাক্যত সাধ্যপদ উপস্থিত
থাকে তাক সাধ্যবচন বা সাধ্য আশ্রয়বাক্য,
পক্ষপদ যিটো বচনত থাকে তাক পক্ষবচন বা
পক্ষ আশ্রয়বাক্য বোলে। ওপৰৰ উদাহৰণত
সাধ্যপদ ‘মৰণশীল’ উপস্থিত থকা ‘সকলো মানুহ
হয় মৰণশীল’— সাধ্যবচন, পক্ষপদ ‘বাধাকৃষণ’
উপস্থিত থকা ‘বাধাকৃষণ হয় মানুহ’ পক্ষবচন।

ন্যায়ৰ ক্ৰম হ'ল—

সাধ্যবচন — পক্ষবচন — সিদ্ধান্ত।

সাধ্যবচন : সাধ্যপদ আৰু হেতুপদ থাকে।

পক্ষবচন : পক্ষপদ আৰু হেতুপদ থাকে।

সিদ্ধান্ত : পক্ষপদ আৰু সাধ্যপদ থাকে।
 ন্যায়ৰ অন্তর্গত পদ তিনিটাৰ অৱস্থান এনেধৰণৰ
 (i) পক্ষপদ — সিদ্ধান্ত আৰু পক্ষবচন
 (ii) সাধ্যপদ — সিদ্ধান্ত আৰু সাধ্যবচন
 (iii) হেতুপদ — সাধ্যবচন আৰু পক্ষবচন।
 আলোচনাৰ সুবিধাৰ বাবে পদ তিনিটাক তিনিটা
 ইংৰাজী বৰ্ণৰ দ্বাৰা প্ৰকাশ কৰা হয়। যেনে—
 সাধ্যপদক P, পক্ষপদক S আৰু হেতুপদক Mৰ
 দ্বাৰা প্ৰকাশ কৰা হয়।

উদাহৰণ—

সকলো M হয় P

সকলো S হয় M

∴ সকলো S হয় P

ন্যায়ত হেতুপদৰ ভূমিকা (Function of middle term in syllogism) :

হেতুপদ : যি পদ ন্যায়ৰ দুয়োটা আশ্রয়বাক্যতে
 উপস্থিত থাকে, কিন্তু সিদ্ধান্তত উপস্থিত নাথাকে
 তাকে হেতুপদ বোলে।

নিরপেক্ষ ন্যায়ত হেতুপদৰ ভূমিকা অতি
 গুৰুত্বপূৰ্ণ। ন্যায়ৰ উদ্দেশ্য হৈছে সিদ্ধান্তত সাধ্যপদ
 আৰু পক্ষপদৰ মাজত সম্বন্ধ স্থাপন কৰা। হেতুপদৰ
 কাৰণতেই সাধ্যপদক পক্ষপদ লগত প্ৰমাণ কৰা
 হয়।

ন্যায় অনুমানত সাধ্য আশ্রয়বাক্যত সাধ্য পদৰ
 লগত হেতুপদ সম্বন্ধযুক্ত হয় আৰু পক্ষ
 আশ্রয়বাক্যত হেতুপদ পক্ষপদৰ লগত সম্বন্ধযুক্ত
 হয়। হেতুপদ সাধ্য আৰু পক্ষ— এই দুয়োটা
 পদৰ লগত সম্বন্ধযুক্ত হোৱা বাবে হেতুপদৰ
 জৰিয়তে সিদ্ধান্তত সাধ্যপদ আৰু পক্ষপদ

সম্বন্ধযুক্ত হৈ পৰে। সাধ্য আশ্রয়বাক্যত সাধ্যপদৰ
 লগত আৰু পক্ষ আশ্রয়বাক্যত পক্ষপদৰ লগত
 যদি হেতুপদৰ কোনো সম্বন্ধ নাথাকে তেনেহ'লৈ
 সিদ্ধান্তত সাধ্যপদ আৰু পক্ষপদ— এই দুটা
 সম্বন্ধহীন পদৰ মাজত কোনো সম্বন্ধই স্থাপন
 কৰিব নোৱাৰিব।

দুজন অপৰিচিত ব্যক্তিৰ মাজত মধ্যস্থ তৃতীয়

ব্যক্তিৰ লগত

হেতুপদৰ ভূমিকাৰ

তুলনা কৰিব পাৰি।

যেনে A আৰু B


দুজন অপৰিচিত A

ব্যক্তি। কিন্তু Aৰ লগত C আৰু Bৰ লগতো Cৰ
 পৰিচয় আছে। গতিকে Cৰ মাধ্যমত A আৰু Bৰ
 মাজত সম্বন্ধ স্থাপন বা পৰিচয় হৈ যোৱাৰ পিছত
 Cৰ আৰু কোনো প্ৰয়োজন নাথাকে। ঠিক সেইদৰে
 হেতুপদে সাধ্যপদৰ লগত সাধ্য আশ্রয়বাক্যত
 আৰু পক্ষ আশ্রয়বাক্যত পক্ষপদৰ লগতে সম্বন্ধযুক্ত
 হোৱাৰ ফলত হেতুপদৰ মাধ্যমেৰে সিদ্ধান্তত
 পক্ষপদ আৰু সাধ্যপদৰ মাজত সম্বন্ধ স্থাপিত
 হয়। তেতিয়া আৰু হেতুপদৰ কোনো প্ৰয়োজন
 নাথাকে।

গতিকে দেখা গ'ল ন্যায়ত হেতুপদৰ এক
 গুৰুত্বপূৰ্ণ ভূমিকা আছে।

**3.2.3 অমিশ্র নিরপেক্ষ ন্যায়ৰ সাধাৰণ
 নিয়ম (General Rules of Categorical Syllogism) :**

ন্যায়ৰ বৈধতা নিৰ্ণয়ৰ বাবে কিছুমান নিয়ম



আছে। এই নিয়মবোৰক ন্যায়ৰ সাধাৰণ নিয়ম বোলে। এই নিয়মসমূহ ঠিকমতে পালন কৰিলে ন্যায়ৰ মূৰ্তি বা আকাৰবোৰ বৈধ হ'ব। নহ'লে কিছুমান দোষ বা অনুপপত্তিৰ সৃষ্টি হয়। ন্যায়ৰ বৈধতা মাত্ৰ আকাৰগত বৈধতাৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে এই নিয়মবোৰৰ যথেষ্ট গুৰুত্ব আছে।

ন্যায়ৰ সাধাৰণ নিয়মসূহ তলত উল্লেখ কৰা হ'ল—

- (i) প্ৰত্যেক ন্যায়ত মাত্ৰ তিনিটা পদ থাকে। তাতকৈ কম হ'বও নোৱাৰে, তিনিটাতকৈ বেছি হ'বও নোৱাৰে।
- (ii) প্ৰত্যেক ন্যায়ত কেৱল মাত্ৰ তিনিটা বচন থাকিব, তাৰ কম বা বেছি হ'ব নোৱাৰে।
- (iii) হেতুপদ আশ্রয়বাক্য দুটাত অন্ততঃ এবাৰ ব্যাপ্ত হ'বই লাগিব।
- (iv) আশ্রয়বাক্যত ব্যাপ্ত নোহোৱা কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰিব।
- (v) দুটা নএওৰ্থক আশ্রয়বাক্যৰ পৰা কোনো সিদ্ধান্তত পাৰ নোৱাৰিব। অৰ্থাৎ আশ্রয়বাক্য দুটিৰ এটা সদৰ্থক হ'ব লাগিব।
- (vi) আশ্রয়বাক্য দুটাৰ এটা নএওৰ্থক বচন হ'লে সিদ্ধান্তত নএওৰ্থক বচন হ'ব। অথবা সিদ্ধান্তত নএওৰ্থক হ'লে আশ্রয়বাক্য দুটাৰ এটা নএওৰ্থক বচন হ'ব।
- (vii) যদি দুয়োটা আশ্রয়বাক্য সদৰ্থক হয়, সিদ্ধান্তত অৱশ্যেই সদৰ্থক হ'ব। অথবা সিদ্ধান্তত সদৰ্থক হ'লে আশ্রয়বাক্য দুটা সদৰ্থক হ'ব।

- (viii) দুটা বিশেষ বচনৰ পৰা কোনো সিদ্ধান্ত পোৱা নাযায়।
- (ix) আশ্রয়বাক্য দুটাৰ যদি এটা বিশেষ বচন হয়, সিদ্ধান্ত বিশেষ বচন হ'ব। অথবা সিদ্ধান্ত বিশেষ বচন হ'লে আশ্রয়বাক্য দুটাৰ এটা বিশেষ বচন হ'ব।
- (x) বিশেষ সাধ্যবচন আৰু নএওৰ্থক পক্ষবচনৰ পৰা কোনো সিদ্ধান্ত পাৰ নোৱাৰিব।

ন্যায়ৰ নিয়মসমূহৰ ব্যাখ্যা :

(i) প্ৰথম নিয়ম : প্ৰত্যেক ন্যায় অনুমানতেই কেৱল তিনিটা পদ থাকিব। তিনিটাতকৈ বেছি বা কম থাকিব নোৱাৰে।

ন্যায়ৰ সংজ্ঞা আৰু গঠনৰ পৰা দেখা যায় যে প্ৰত্যেক ন্যায়ত তিনিটা বচন আৰু প্ৰত্যেক বচনতে দুটাকৈ মুঠ ছুটা পদ থাকে। প্ৰকৃততে ইয়াত তিনিটাহে নতুন পদ আৰু এই তিনিটাৰ প্ৰত্যেকটোৱে দুবাৰকৈ উল্লেখ হয় বাবে সৰ্বমুঠ ছুটা পদ দেখা যায়। গতিকে ন্যায়ত প্ৰকৃত পদ তিনিটা আৰু এই তিনিটা পদৰ নাম সাধ্যপদ, পক্ষপদ আৰু হেতুপদ।

এই নিয়মটো ন্যায়ৰ গঠন সম্পৰ্কীয় নিয়ম। এই নিয়ম ভংগ কৰিলে নানা প্ৰকাৰৰ দোষ বা অনুপপত্তিৰ উল্লেখ হয়। যেনে—

(a) যদি তিনিটা পদতকৈ কম অৰ্থাৎ দুটা মাত্ৰ পদ থাকে তেনেহ'লে ই ন্যায় অনুমানেই নহ'ব, ই অমাধ্যম অনুমান বুলি পৰিগণিত হ'ব।

(b) যদি তিনিটা পদতকৈ বেছি অৰ্থাৎ চাৰিটা পদ থাকে তেনেহ'লে ইয়াত চতুৰ্স্পদীদোষ বা

চারিপদ ঘটিত দোষ হ'ব (Fallacy of four terms)।

চতুর্স্পন্দনী দোষৰ উদাহৰণ—

(1) প্লেটো হয় এৰিষ্টলতকৈ ডাঙৰ

ছক্রেটিছ হয় প্লেটোতকৈ ডাঙৰ

.:. ছক্রেটিছ হয় এৰিষ্টলতকৈ ডাঙৰ।

এই ন্যায়টো দোষযুক্ত। ন্যায়ৰ নিয়ম মতে প্রত্যেক ন্যায়ত তিনিটা পদ থাকিব লাগে, কিন্তু ইয়াত চাৰিটা পদ আছে— (i) প্লেটো, (ii) এৰিষ্টলতকৈ ডাঙৰ, (iii) ছক্রেটিছ আৰু (iv) প্লেটোতকৈ ডাঙৰ। গতিকে ইয়াত চতুর্স্পন্দনী দোষ ঘটিছে।

(2) মানুহ হয় পাপৰ স্বষ্টা।

ঈশ্বৰ হয় মানুহৰ স্বষ্টা।

.:. ঈশ্বৰ হয় পাপৰ স্বষ্টা।

এই ন্যায়টো দোষযুক্ত। ইয়াত চাৰিটা স্বতন্ত্ৰ পদ আছে— (i) ঈশ্বৰ (ii) পাপৰ স্বষ্টা (iii) মানুহ (iv) মানুহৰ স্বষ্টা।

গতিকে ইয়াত চতুর্স্পন্দনী দোষ ঘটিছে।

(c) কেতিয়াবা কিছুমান ন্যায়ত দেখাত তিনিটা পদেই থাকে, কিন্তু তাৰে ভিতৰত যিকোনো এটা পদ একাধিক অৰ্থত ব্যৱহৃত হয়।

ন্যায়ৰ নিয়ম মতে ন্যায়ত তিনিটা পদ থাকে আৰু তিনিওটা পদেই দুবাৰকৈ উল্লেখ হয়। ন্যায়ৰ প্রত্যেক পদৰে অৰ্থ সুনির্দিষ্ট। এতিয়া ন্যায়ৰ কোনো পদ যদি দুবাৰত দুটা অৰ্থত ব্যৱহাৰ হয় তেতিয়া হ'লে একপ্রকাৰ দোষৰ সৃষ্টি হয় আৰু এই দোষটোৰ নাম অনেকাৰ্থক দোষ। অনেকাৰ্থক দোষ তিনি প্ৰকাৰৰ—

(a) অনেকাৰ্থক সাধ্যপদ দোষ (Fallacy of Ambiguous Major)

(b) অনেকাৰ্থক পক্ষপদ দোষ (Fallacy of Ambiguous Minor)

(c) অনেকাৰ্থক হেতুপদ দোষ (Fallacy of Ambiguous Middle)

(1) অনেকাৰ্থক সাধ্যপদ দোষ : সাধ্যপদটো যদি দুয়োটা আশ্রয়বাক্যত বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ হয় তেতিয়া তাত অনেকাৰ্থক সাধ্যপদ দোষৰ সৃষ্টি হয়।

উদাহৰণ—

দেহৰ এটা অংশ হয় কৰ (হাত)

জিজিয়া নহয় দেহৰ এটা অংশ

.:. জিজিয়া নহয় কৰ (খাজনা)।

ওপৰৰ উদাহৰণত সাধ্যপদ ‘কৰ’ দুয়োটা আশ্রয়বাক্যত দুটা অৰ্থত ব্যৱহাৰ হৈছে। প্ৰথম আশ্রয়বাক্যত ‘কৰ’ শব্দৰ অৰ্থ হৈছে ‘হাত’। সিদ্ধান্তত ‘কৰ’ শব্দটোৰ অৰ্থ ‘খাজনা’। সেয়েহে ইয়াত অনেকাৰ্থক সাধ্যপদ দোষ ঘটিছে।

(2) অনেকাৰ্থক পক্ষপদ দোষ : পক্ষপদটো যদি দুয়োটা আশ্রয়বাক্যত বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ হয় তেতিয়া তাত অনেকাৰ্থক পক্ষপদ দোষৰ সৃষ্টি হয়।

উদাহৰণ—

মানুহ নহয় উৰিব পৰা জীৱ

দিজ হয় মানুহ

.:. দিজ নহয় উৰিব পৰা জীৱ।

এই ন্যায়টো অনেকাৰ্থক পক্ষপদ দোষযুক্ত।

কাৰণ ইয়াত পক্ষপদ ‘দিজ’ পক্ষ আশ্রয়বাক্যত

‘ব্ৰাহ্মণ’ অৰ্থত আৰু সিদ্ধান্তত ‘চৰাই’ অৰ্থত ব্যৱহাৰ হৈছে।

(3) অনেকাৰ্থক হেতুপদ দোষ : হেতুপদটো যেতিয়া দুয়োটা আশ্রয়বাক্যত বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ হয় তেতিয়া অনেকাৰ্থক হেতুপদ দোষৰ সৃষ্টি হয়।

উদাহৰণ—

অৰ্জুন হয় এবিধ গছ
মধ্যম পাণ্ডি হয় অৰ্জুন
. মধ্যম পাণ্ডি হয় এবিধ গছ।

এই ন্যায়টোত ‘অনেকাৰ্থক হেতুপদ’ দোষযুক্ত। কাৰণ ইয়াত হেতুপদ ‘অৰ্জুন’ সাধ্য আশ্রয়বাক্যত এবিধ গছৰ নাম হিচাপে ব্যৱহাৰ হৈছে আৰু পক্ষ আশ্রয়বাক্যত মহাভাৰত প্ৰসিদ্ধ পাণ্ডি পাণ্ডি সকলৰ এজনৰ নাম হিচাপে ব্যৱহাৰ হৈছে।

(ii) দ্বিতীয় নিয়ম : প্রত্যেক ন্যায়তে কেৱল তিনিটা বচনহে থাকিব, তাতকৈ কম হ'বও নোৱাৰে বা বেছি হ'বও নোৱাৰে।

ন্যায়ৰ গঠনৰ পৰাই এই নিয়মটো উৎপন্নি হৈছে। প্রত্যেক ন্যায়ত দুটা আশ্রয়বাক্য আৰু এটা সিদ্ধান্ত থাকে। সেইবোৰ হ'ল— সাধ্যবচন, পক্ষবচন আৰু সিদ্ধান্ত।

গতিকে যদি কোনো অনুমানত দুটা বচন থাকে, তেন্তে অনুমানটো ন্যায় নহ'ব, ই হ'ব অমাধ্যম অনুমান। আকৌ যদি কোনো অনুমানত তিনিটাতকৈ বেছি বচন থাকে, তেন্তে সেইটো মাধ্যম অনুমান হ'ব ঠিকেই, কিন্তু তাক ন্যায় ৰোলা নাযাব, যি অন্য প্ৰকাৰৰ মাধ্যম অনুমান হ'ব।

(iii) তৃতীয় নিয়ম : হেতুপদ আশ্রয়বাক্য দুটাত অন্ততঃ এবাৰ ব্যাপ্তি হ'ব লাগিব।

প্রত্যেক ন্যায়তে হেতুপদটো দুয়োটা আশ্রয়বাক্যত নিম্নলিখিত অৱস্থাত থাকে—

(a) সাধ্যবচনত হেতুপদ সাধ্যপদৰ লগত সংযুক্ত থাকে।

(b) পক্ষবচনত হেতুপদ পক্ষপদৰ লগত সংযুক্ত থাকে।

কোনো এটা পদ যেতিয়া ‘সমগ্ৰ’ অৰ্থত ব্যৱহাৰ হয় তেতিয়া তাক কোৱা হয় ব্যাপ্তি নহয় অৰ্থাৎ হেতুপদ যদি কোনো আশ্রয়বাক্যতেই ব্যাপ্তি নহয় অৰ্থাৎ হেতুপদ যদি সামগ্ৰিক অৰ্থত এবাৰো ব্যৱহাৰ নহয় তেন্তে হেতুপদৰ কোনো এটা অংশৰ লগত সাধ্যপদ আৰু আন এটা বেলেগ অংশৰ লগত পক্ষপদ সমন্বযুক্ত হোৱাৰ সন্তোৱনা থাকিব।

উদাহৰণ—

(1) A— সকলো পুৰুষ হয় মৰণশীল

A— সকলো নাৰী হয় মৰণশীল

. . . A— সকলো নাৰী হয় পুৰুষ

দোষ : অব্যাপ্তি হেতুপদ।

এই ন্যায়টো দোষযুক্ত। কাৰণ ন্যায়ৰ নিয়ম মতে হেতুপদটো দুয়োটা আশ্রয়বাক্যত অন্ততঃ এবাৰ ব্যাপ্তি হ'বই লাগিব। কিন্তু ইয়াত সাধ্যবচন A বচন হোৱা বাবে হেতুপদ ‘মৰণশীল’ ব্যাপ্তি হোৱা নাই আৰু পক্ষবচন A বচন হোৱা বাবে হেতুপদ ‘মৰণশীল’ ব্যাপ্তি হোৱা নাই। গতিকে ইয়াত অব্যাপ্তি হেতুপদ দোষ ঘটিছে।

(2) কেৱল ধাৰ্মিকসকলৈ সুখী, গতিকে তেওঁ

যদি ধার্মিক হয়, তেন্তে তেওঁ সুখী হ'বই।

যুক্তি—

A — সকলো সুখী ব্যক্তি হয় ধার্মিক

A — তেওঁ হয় ধার্মিক

.:. A — তেওঁ হয় সুখী।

দোষ : অব্যাপ্ত হেতুপদ দোষ।

এই ন্যায়টোত হেতুপদ ‘ধার্মিক’ দুয়োটা আশ্রয়বাক্যত A বচনৰ বিধেয় হিচাপে এবাৰো ব্যাপ্ত হোৱা নাই। ন্যায়ৰ নিয়ম মতে হেতুপদটো দুয়োটা আশ্রয়বাক্যতে অন্ততঃ এবাৰ ব্যাপ্ত হ'ব লাগে। গতিকে ইয়াত অব্যাপ্ত হেতুপদ দোষৰ সৃষ্টি হৈছে।

(iv) চতুর্থ নিয়ম : আশ্রয়বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰে।

এই নিয়মটো ন্যায়ৰ নিগমনাত্মক অনুমানৰ প্ৰকৃতিৰ লগত জড়িত। নিগমন অনুমানৰ বৈশিষ্ট্য হৈছে যে আশ্রয়বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰিব। যদিহে কোনো পদ আশ্রয়বাক্যত ব্যাপ্ত নোহোৱাকৈ সিদ্ধান্তত ব্যাপ্ত হয় তেন্তে সিদ্ধান্তটো আশ্রয়বাক্যতকৈ বেছি ব্যাপক হৈ পৰিব। সেয়েহে সিদ্ধান্তত ব্যাপ্ত হোৱা পদ আশ্রয়বাক্যতো ব্যাপ্ত হ'বই লাগিব। নহ'লে ন্যায়টো দোষযুক্ত হ'ব।

এই নিয়ম ভংগ কৰিলে দুটা ধৰণৰ দোষ হয়— (a) অবৈধ সাধ্যপদ দোষ আৰু (b) অবৈধ পক্ষপদ দোষ।

(a) অবৈধ সাধ্যপদ দোষ (Fallacy of illicit major) :

যদিহে সাধ্যপদটো আশ্রয়বাক্যত ব্যাপ্ত নোহোৱাকৈ সিদ্ধান্তত ব্যাপ্ত হয় তেতিয়া অবৈধ সাধ্যপদ দোষৰ সৃষ্টি হয়।

উদাহৰণ—

(1) A— সকলো অশিক্ষিত হয় অন্ধবিশ্বাসী

E— তেওঁ নহয় অশিক্ষিত

.:. E— তেওঁ নহয় অন্ধবিশ্বাসী।

দোষ : এই ন্যায়টোত অবৈধ সাধ্যপদ দোষ ঘটিছে।

এই ন্যায়টোত সাধ্যপদ ‘অন্ধবিশ্বাসী’ সিদ্ধান্তত E বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে, কিন্তু সাধ্য বচনত A বচনৰ বিধেয় হিচাপে ব্যৱহাৰ হৈ ব্যাপ্ত হোৱা নাই। ন্যায়ৰ নিয়ম মতে ‘আশ্রয়বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰিব। গতিকে ইয়াত অবৈধ সাধ্যপদ দোষ ঘটিছে।

(2) সাধুসকল সুখী, তেওঁ যিহেতু সাধু নহয়, গতিকে তেওঁ সুখী নহয়।

A— সকলো সাধু হয় সুখী

E— তেওঁ নহয় সাধু

.:. E — তেওঁ নহয় সুখী।

দোষ : এই ন্যায়টো দোষযুক্ত, ইয়াত অবৈধ সাধ্যপদ দোষ ঘটিছে।

এই ন্যায়টোত ‘সুখী’ সাধ্যপদটো সিদ্ধান্তত E বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে, কিন্তু সাধ্য আশ্রয়বাক্যত A বচনৰ বিধেয় হিচাপে ব্যাপ্ত হোৱা নাই। ন্যায়ৰ নিয়ম মতে আশ্রয়বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰিব। গতিকে ইয়াত অবৈধ সাধ্যপদ দোষৰ

সৃষ্টি হৈছে।

(b) অবৈধ পক্ষপদ দোষ (Fallacy of illicit minor) :

যদিহে পক্ষপদটো আশ্রয়বাক্যত ব্যাপ্তি নোহোৱাকৈ সিদ্ধান্তত ব্যাপ্তি হয় তেন্তে অবৈধ পক্ষপদ দোষৰ সৃষ্টি হয়।

উদাহৰণ—

(1) সকলো ভাৰতীয় মানুহ, সকলো মানুহ মৰণশীল; গতিকে সকলো মৰণশীল জীৱই ভাৰতীয়।

যুক্তি—

A— সকলো ভাৰতীয় হয় মানুহ

A— সকলো মানুহ হয় মৰণশীল

.∴ A— সকলো মৰণশীল জীৱ হয় ভাৰতীয়।
দোষ : এই ন্যায়টো দোষযুক্ত। ইয়াত অবৈধ পক্ষপদ দোষ ঘটিছে।

এই ন্যায়টোত 'মৰণশীল' পক্ষপদটো সিদ্ধান্তত A বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্তি হৈছে, কিন্তু পক্ষ আশ্রয়বাক্যত A বচনৰ বিধেয় হিচাপে ব্যাপ্তি হোৱা নাই। ন্যায়ৰ নিয়ম মতে আশ্রয়বাক্যত ব্যাপ্তি নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্তি হ'ব নোৱাৰিব। গতিকে ইয়াত অবৈধ পক্ষপদ দোষৰ সৃষ্টি হৈছে।

(2) কোনো মানুহ পূৰ্ণ নহয়, সকলো মানুহেই প্ৰাণী; গতিকে কোনো প্ৰাণীয়ে পূৰ্ণ নহয়।

E— কোনো মানুহ নহয় পূৰ্ণ

A— সকলো মানুহ হয় প্ৰাণী

.∴ E— কোনো প্ৰাণী নহয় পূৰ্ণ।
দোষ : এই ন্যায়টো দোষযুক্ত, ইয়াত অবৈধ

পক্ষপদ দোষ ঘটিছে।

এই ন্যায়টোত পক্ষপদ 'প্ৰাণী' সিদ্ধান্তত E বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্তি হৈছে। কিন্তু পক্ষ বচনত A বচনৰ বিধেয়পদ হিচাপে ব্যাপ্তি হোৱা নাই। ন্যায়ৰ নিয়ম মতে আশ্রয়বাক্যত ব্যাপ্তি নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্তি হ'ব নোৱাৰিব। গতিকে ইয়াত অবৈধ পক্ষপদ দোষৰ সৃষ্টি হৈছে।

(v) পথওম নিয়ম : দুয়োটা আশ্রয়বাক্যই নএৰ্থক হ'লে তাৰ পৰা কোনো সিদ্ধান্তই পাৰ নোৱাৰিব।

নএৰ্থক বচনে উদ্দেশ্য আৰু বিধেয় পদৰ মাজত কোনো সম্বন্ধ স্থাপন কৰিব নোৱাৰে। যদি পথওম আশ্রয়বাক্য অৰ্থাৎ সাধ্য বচনটো নএৰ্থক হয়, তেন্তে সাধ্যপদ আৰু হেতুপদৰ মাজত কোনো সম্বন্ধ নাথাকে। যদি পক্ষ বচনটো নএৰ্থক বচন হয় তেন্তে পক্ষপদ আৰু হেতুপদৰ মাজত কোনো সম্বন্ধ নাথাকিব। যিহেতু হেতুপদৰ জৰিয়তে সাধ্যপদ আৰু পক্ষপদৰ মাজত সম্বন্ধ স্থাপন হয়, গতিকে দুয়োটা আশ্রয়বাক্য নএৰ্থক হ'লে অৰ্থাৎ হেতুপদৰ লগত সাধ্য আৰু পক্ষ উভয়ৰে সম্বন্ধ নাথাকিলে হেতুপদৰ জৰিয়তে সিদ্ধান্তত সাধ্যপদ আৰু পক্ষপদৰ মাজত কোনো সম্বন্ধ স্থাপন নহয়।

উদাহৰণ—

E— কোনো মানুহ নহয় পৰিশ্ৰমী

E— কোনো কুকুৰ নহয় মানুহ

এই দুয়োটা নএৰ্থক আশ্রয়বাক্যৰ পৰা কোনো সিদ্ধান্ত পোৱা সম্ভৱ নহয়।

দোষ ৪: এই নিয়ম ভংগ করিলে দুটি নিয়ের্থক আশ্রয়বাক্যজনিত দোষ (Fallacy of two negative premises)’র সৃষ্টি হ’ব।

উদাহরণ—

E— কোনো শ্রমিক নহয় সংযত

E— কোনো শ্রমিক নহয় স্বাধীন

.∴ E— কোনো স্বাধীন ব্যক্তি নহয় সংযত।

ওপরোক্ত উদাহরণত আশ্রয়বাক্য দুটাই নিয়ের্থক। গতিকে ইয়াত দুটা নিয়ের্থক আশ্রয়বাক্যজনিত দোষ (Fallacy of two negative premises) ঘটিছে।

(vi) ষষ্ঠি নিয়ম ৪: আশ্রয়বাক্য দুটার এটা নিয়ের্থক হ’লে সিদ্ধান্তটো নিয়ের্থক হ’ব; অর্থাৎ, সিদ্ধান্তটো নিয়ের্থক হ’লে যিকোনো এটা আশ্রয়বাক্য নিয়ের্থক হ’বই লাগিব।

ন্যায়ৰ পঞ্চম নিয়ম মতে, দুয়োটা আশ্রয়বাক্য নিয়ের্থক হ’ব নোৱাৰিব; গতিকে এটা আশ্রয়বাক্য অন্ততঃ সদর্থক হ’ব লাগিব। ষষ্ঠি নিয়ম মতে, এটা আশ্রয়বাক্য যদি নিয়ের্থক হয়, সিদ্ধান্তও নিয়ের্থক হ’ব। এটা আশ্রয়বাক্য যদি নিয়ের্থক হয়, তেন্তে সেই নিয়ের্থক আশ্রয়বাক্যত হেতুপদৰ লগত সাধ্যপদ বা পক্ষপদৰ নিয়ের্থক সম্বন্ধ থাকিব আৰু সদর্থক আশ্রয়বাক্যটোতো হেতুপদৰ লগত সাধ্যপদ বা পক্ষপদৰ সদর্থক সম্বন্ধ থাকিব। গতিকে সিদ্ধান্তত হেতুপদ পক্ষ আৰু সাধ্যপদৰ নিয়ের্থক সম্বন্ধ স্থাপন কৰিব।

অনুসিদ্ধান্ত ৫: সিদ্ধান্ত যদি নিয়ের্থক হয় যিকোনো এটা আশ্রয়বাক্য নিয়ের্থক হ’ব।

সিদ্ধান্ত নিয়ের্থক হ’লে সাধ্যপদ আৰু পক্ষপদৰ

মাজত সংগতিৰ অভাৱ বা ব্যাতিৰেকী সম্বন্ধ থাকিব। সিদ্ধান্তত পক্ষ আৰু সাধ্যপদৰ মাজত সংগতিৰ অভাৱ থাকিলে বুজিব লাগিব হেতুপদৰ সাধ্য আৰু পক্ষ যিকোনো এটাৰ সংগতিৰ অভাৱ থাকিব অর্থাৎ যিকোনো এটা আশ্রয়বাক্য নিয়ের্থক হ’বই লাগিব।

(vii) সপ্তম নিয়ম ৫: যদি দুয়োটা আশ্রয়বাক্যই সদর্থক হয়, তেন্তে সিদ্ধান্তও সদর্থক হ’ব।

যদি সাধ্যবচন সদর্থক হয়, তেন্তে সাধ্য আৰু হেতুপদৰ মাজত সদর্থক সম্বন্ধ থাকিব আৰু যদি পক্ষবচন সদর্থক হয় তেন্তে পক্ষপদ আৰু হেতু পদৰ মাজত সদর্থক সম্বন্ধ থাকিব। সেয়েহে সিদ্ধান্তত হেতুপদৰ মাধ্যমত পক্ষ আৰু সাধ্যপদৰ মাজত সদর্থক সম্বন্ধ স্থাপন হ’ব। অর্থাৎ আশ্রয়বাক্য সদর্থক হ’লে সিদ্ধান্তও সদর্থক হ’ব। অনুসিদ্ধান্ত ৫: সিদ্ধান্ত সদর্থক হ’লে দুয়োটা আশ্রয়বাক্যই সদর্থক হ’ব। সিদ্ধান্ত সদর্থক হ’লে পক্ষপদ আৰু সাধ্যপদৰ মাজত সম্বন্ধ সংগতিগুণ হ’ব আৰু এই সংগতিগুণ সম্বন্ধ সাধ্য আশ্রয়বাক্য আৰু পক্ষ আশ্রয়বাক্যত হেতুপদৰ লগত যথাক্রমে সাধ্যপদ আৰু পক্ষপদৰ লগত থাকিব লাগিব। গতিকে দুয়োটা আশ্রয়বাক্য সদর্থক হ’বই লাগিব।

(viii) অষ্টম নিয়ম ৫: দুটা বিশেষ বচনৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰিব।

যদি দুয়োটা আশ্রয়বাক্য বিশেষ বচন হয়, তেন্তেহ’লে ন্যায় অনুমানৰ চাৰিধৰণৰ বিন্যাস বা মূৰ্তি পোৱা যায়। যেনে— II, IO, OI আৰু OO। তলত বিন্যাসবোৰৰ ব্যাখ্যা কৰা হ’ল—

(a) প্ৰথম আকাৰ : I আৰু I (I – I)

এই আকাৰটোত সাধ্য আশ্রয়বাক্য আৰু পক্ষ আশ্রয়বাক্য দুয়োটা I বচন হোৱা বাবে দুয়োটাতে কোনো পদেই ব্যাপ্তি নহয়। ফলত ন্যায়টো অব্যাপ্তি হেতুপদ দোষযুক্ত হ'ব। ন্যায়ৰ নিয়ম মতে হেতুপদটো অন্ততঃ এবাৰ ব্যাপ্তি হ'বই লাগিব। গতিকে এই আকাৰটো অবৈধ।

(b) দ্বিতীয় আকাৰ : I আৰু O (I – O)

এই আকাৰটোত সাধ্যবচন I বচন হোৱা বাবে সাধ্যপদ সাধ্যবচনত ব্যাপ্তি নহ'ব। পক্ষ আশ্রয়বাক্য নএওৰ্থক হোৱা বাবে সিদ্ধান্তও নএওৰ্থক হ'ব। সিদ্ধান্ত নএওৰ্থক হোৱাৰ ফলত সাধ্যপদটো সিদ্ধান্তত ব্যাপ্তি হৈ পৰিব। ফলত অনুমানটো অবৈধ সাধ্যপদ দোষযুক্ত হ'ব। কাৰণ ন্যায়ৰ নিয়ম মতে আশ্রয়বাক্যত ব্যাপ্তি নোহোৱাকৈ কোনো পদ সিদ্ধান্তত ব্যাপ্তি হ'ব নোৱাৰে। গতিকে IO— এই আকাৰৰ পৰা কোনো বৈধ সিদ্ধান্ত পোৱা নাযায়।

(c) তৃতীয় আকাৰ : O আৰু I (O – I)

এই আকাৰত সাধ্যবচনত (O) বিধেয়পদ ব্যাপ্তি হৈছে আৰু পক্ষবচনত (I) কোনো পদ ব্যাপ্তি হোৱা নাই। এটা আশ্রয়বাক্য নএওৰ্থক হোৱা বাবে সিদ্ধান্তও নএওৰ্থক হ'ব। এতিয়া অব্যাপ্তি হেতুপদ দোষৰ হাত সাৰিবলৈ যদি ব্যাপ্তি পদটো হেতুপদ হিচাপে ধৰা হয়, তেন্তে ন্যায়টোত অবৈধ সাধ্যপদ দোষ ঘটিব। কাৰণ সিদ্ধান্তত সাধ্যপদটো সাধ্য আশ্রয়বাক্যত ব্যাপ্তি নোহোৱাকৈ ব্যাপ্তি হৈছে। আনহাতে, অবৈধ সাধ্যপদ দোষৰ পৰা হাত সাৰিবলৈ ব্যাপ্তি পদটোক সাধ্যপদ হিচাপে ধৰিলে

ন্যায়টোত অব্যাপ্তি হেতুপদ দোষযুক্ত হ'ব, কাৰণ হেতুপদটো দুয়োটা আশ্রয়বাক্যতে এবাৰো ব্যাপ্তি হোৱা নাই। গতিকে OI আকাৰটোৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি।

(d) চতুৰ্থ আকাৰ : O আৰু O (O – O)

ইয়াত দুয়োটা আশ্রয়বাক্যই নএওৰ্থক। গতিকে কোনো সিদ্ধান্ত পাব নোৱাৰি।

গতিকে দেখা গ'ল দুয়োটা আশ্রয়বাক্য বিশেষ বচন হ'লে তাৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি।

(ix) নৰম নিয়ম : যদি এটা আশ্রয়বাক্য বিশেষ বচন হয় তেন্তে সিদ্ধান্তও বিশেষ বচন হ'ব।

কোনো ন্যায়ৰ এটা আশ্রয়বাক্য বিশেষ বচন হ'লে আনটো সামান্য বচন হ'ব। কাৰণ দুটা বিশেষ বচনৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি (অষ্টম নিয়ম)। গতিকে এটা আশ্রয়বাক্য সামান্য আৰু আনটো বিশেষ বচন বুলি ধৰিলে আমি নিম্নলিখিত মূৰ্তিবোৰ পাম—

(a) AI আৰু IA

(b) AO আৰু OA

(c) EI আৰু IE

(d) EO আৰু OE

ইয়াৰ মাজত (d) মূৰ্তি দুটাৰ পৰা কোনো সিদ্ধান্ত পোৱা নাযায়, যিহেতু দুয়োটাই নএওৰ্থক (পঞ্চম নিয়ম)। বাকীবোৰ বিন্যসৰ তলত ব্যাখ্যা কৰা হ'ল—

**(a) প্ৰথম আকাৰ : AI আৰু IA (A – I)
আৰু (I – A)**

এই দুয়োটা আকাৰত মাত্ৰ এটাকৈ পদ ব্যাপ্তি

হৈছে। কাৰণ I বচনত কোনো পদ ব্যাপ্ত নহয়। আৰু A বচনত মাত্ৰ উদ্দেশ্যে পদ ব্যাপ্ত হয়। অব্যাপ্ত হেতুপদ দোষৰ পৰা বক্ষা পাবলৈ এই ব্যাপ্ত পদটো হেতুপদ হ'ব লাগিব। গতিকে আমি এনে সিদ্ধান্তলৈ আহিব লাগিব, য'ত কোনো পদেই ব্যাপ্ত নহয়। আৰু একমাত্ৰ I বচনেই তেনে বচন। গতিকে এই দুই প্ৰকাৰৰ ন্যায়ত সিদ্ধান্ত I বচন অৰ্থাৎ বিশেষ বচন হ'ব।

(b) দ্বিতীয় আকাৰ : AO আৰু OA (A – O) আৰু (O – A)

এই দুয়োপ্রকাৰৰ আকাৰতে দুটাকৈ পদ ব্যাপ্ত হৈছে। তাৰ মাজত এটা অৱশ্যেই হেতুপদ হ'ব, যিহেতু হেতুপদ অস্ততঃ এবাৰ ব্যাপ্ত হ'বই লাগিব। আনটো পদ সাধ্যপদ বা পক্ষপদ হ'ব। গতিকে সিদ্ধান্তটো এনে হ'ব লাগিব য'ত মাত্ৰ এটা পদহে ব্যাপ্ত হ'ব পাৰে। যিহেতু এটা বচন নওৰ্থক, গতিকে সিদ্ধান্তও নওৰ্থক হ'ব। এই ক্ষেত্ৰত O বচন হৈছে একমাত্ৰ বচন, য'ত মাত্ৰ এটা পদহে ব্যাপ্ত হয় আৰু O বচন হ'ল বিশেষ বচন।

(c) তৃতীয় আকাৰ : EI আৰু IE (E – I) আৰু (I – E)

এই দুই প্ৰকাৰৰ আকাৰতো দুটাকৈ পদ ব্যাপ্ত হৈছে। তাৰ মাজত এটা অৱশ্যেই হেতুপদ হ'ব, যিহেতু হেতুপদটো অস্ততঃ এবাৰ ব্যাপ্ত হ'বই লাগিব। এটা আশ্রয়বাক্য যিহেতু নওৰ্থক, গতিকে সিদ্ধান্তটো নওৰ্থক হ'ব। গতিকে সিদ্ধান্তটো O বচনহে হ'ব লাগিব য'ত এটা মাত্ৰ পদহে ব্যাপ্ত হয়, যিহেতু আশ্রয়বাক্যত এটাহে

ব্যাপ্ত পদ বাকী আছে। অৰ্থাৎ সিদ্ধান্তটো বিশেষ বচন হ'ব।

গতিকে দেখা গ'ল এটা আশ্রয়বাক্য বিশেষ বচন হ'লে সিদ্ধান্তটো বিশেষ বচন হ'ব।

(x) দশম নিয়ম : সাধ্য আশ্রয়বাক্য বিশেষ বচন আৰু পক্ষ আশ্রয়বাক্য নওৰ্থক বচন হ'লে কোনো সিদ্ধান্ত পাৰ নোৱাৰিব।

সাধ্য আশ্রয়বাক্য বিশেষ বচন হ'লে পক্ষ আশ্রয়বাক্য সাৰ্বিক বা সামান্য বচন হ'ব (অষ্টম নিয়ম মতে, দুয়োটা বচন বিশেষ বচন হ'লে কোনো সিদ্ধান্তই পাৰ নোৱাৰিব। আকৌ পক্ষবচন নওৰ্থক হ'লে সাধ্য বচন অৱশ্যেই সদৰ্থক বচন হ'ব। (দুয়োটা বচন নওৰ্থক হ'লে তাৰ পৰা কোনো সিদ্ধান্ত পোৱা নাযায়)।

এতিয়া বিশেষ সাধ্যবচন আৰু নওৰ্থক পক্ষবচনৰ পৰা কেৱল বিশেষ নওৰ্থক বচনহে পাৰ পাৰি। কাৰণ ন্যায়ৰ নিয়ম মতে, এটা আশ্রয়বাক্য বিশেষ বচন হ'লে সিদ্ধান্ত বিশেষ বচন হয় আৰু এটা আশ্রয়বাক্য নওৰ্থক হ'লে সিদ্ধান্ত নওৰ্থক হয়।

পৰীক্ষা : এই ন্যায়টোত সিদ্ধান্ত O বচন, গতিকে সাধ্যপদ সিদ্ধান্তত ব্যাপ্ত হৈছে। কিন্তু সাধ্যবচন I বচন, গতিকে সাধ্যপদটো সাধ্য আশ্রয়বাক্যত ব্যাপ্ত হোৱা নাই। গতিকে ন্যায়টো অবৈধ, কাৰণ ইয়াত অবৈধ সাধ্যপদ দোষৰ ঘটিছে।

গতিকে দেখা গ'ল— বিশেষ সাধ্যবচন আৰু নওৰ্থক পক্ষবচনৰ পৰা কোনো সিদ্ধান্ত পাৰ নোৱাৰিব, কাৰণ ইয়াত অবৈধ সাধ্যপদ দোষৰ সৃষ্টি হয়।

3.2.4 ন্যায়ৰ সংস্থান

(Figure of Syllogism) :

সংস্থান : আশ্রয়বাক্য দুটাত হেতুপদৰ অৱস্থান অনুযায়ী নিৰ্ণয় হোৱা ন্যায়ৰ বিভিন্ন প্ৰকাৰৰ আকাৰক ন্যায়ৰ সংস্থান বোলা হয়।

প্ৰত্যেক ন্যায়তে দুটা আশ্রয়বাক্য থাকে—
সাধ্যবচন আৰু পক্ষবচন। হেতুপদটো দুয়োটা আশ্রয়বাক্যতে এবাৰকৈ উপস্থিত থাকে।
সাধ্যবচনত হেতুপদটো সাধ্যপদৰ লগত যুক্ত থাকে আৰু পক্ষবচনত হেতুপদটো পক্ষবচনৰ লগত যুক্ত থাকে। হেতুপদটো দুয়োটা বচনত কেতিয়াবা উদ্দেশ্য আৰু কেতিয়াবা বিধেয় ৰূপে ব্যৱহাৰ হৈ চাৰি প্ৰকাৰৰ কৃপৰ সৃষ্টি কৰে আৰু এইবোৱক একো একোটা সংস্থান বোলে। এইদৰে হেতুপদৰ অৱস্থান অনুযায়ী চাৰি প্ৰকাৰৰ সংস্থান পোৱা যায়—

- (a) প্ৰথম সংস্থান
- (b) দ্বিতীয় সংস্থান
- (c) তৃতীয় সংস্থান
- (d) চতুৰ্থ সংস্থান।

(a) প্ৰথম সংস্থান : যি ন্যায়ত হেতুপদটো সাধ্য আশ্রয়বাক্যত উদ্দেশ্যপদ আৰু পক্ষ আশ্রয়বাক্যত বিধেয়পদ হিচাপে ব্যৱহাৰ হয় তাক ন্যায়ৰ প্ৰথম সংস্থান বোলে। যেনে—

উদাহৰণ—

A— সকলো মানুহ হয় মৰণশীল
A— সকলো অসমীয়া হয় মানুহ
 \therefore A— সকলো অসমীয়া হয় মৰণশীল।

\therefore S — P


(b) দ্বিতীয় সংস্থান : যি ন্যায়ত হেতুপদ দুয়োটা আশ্রয় বাক্যতে বিধেয়ৰূপে ব্যৱহাৰ হয় তাক ন্যায়ৰ দ্বিতীয় সংস্থান বোলে।

উদাহৰণ—

A— সকলো সুখী ব্যক্তি হয় ধাৰ্মিক

E— তেওঁ নহয় ধাৰ্মিক

\therefore E— তেওঁ নহয় সুখী ব্যক্তি




(c) তৃতীয় সংস্থান : যি ন্যায়ত হেতুপদ দুয়োটা আশ্রয়বাক্যত উদ্দেশ্যৰূপে ব্যৱহাৰ হয় তাক ন্যায়ৰ তৃতীয় সংস্থান বোলে।

উদাহৰণ—

A— সকলো কুকুৰ হয় চতুৰ্পদী

I— কিছুমান কুকুৰ হয় পোহনীয়া

\therefore I— কিছুমান পোহনীয়া প্ৰাণী হয় চতুৰ্পদী




(d) চতুৰ্থ সংস্থান : যি ন্যায়ত হেতুপদ সাধ্যবচনত বিধেয়ৰূপে আৰু পক্ষবচনত উদ্দেশ্যৰূপে ব্যৱহাৰ হয় তাক চতুৰ্থ সংস্থান বোলে।

উদাহরণ—

E— কোনো কবি নহয় মুখ

I— কিছুমান মুখ হয় ভারতীয়

∴ O— কিছুমান ভারতীয় নহয় মুখ



3.2.5 ন্যায়ৰ মূর্তি

(Mood of Syllogism) :

ন্যায়ৰ সন্নিরিষ্ট আশ্রয়বাক্য দুটাৰ গুণ আৰু পৰিমাণ অনুযায়ী ন্যায়ৰ যি বিভিন্ন প্ৰকাৰৰ আকাৰ বা ৰূপ পোৱা যায় তাকেই ন্যায়ৰ বিন্যাস বা মূর্তি বোলে।

ন্যায়ৰ ‘মূর্তি’ শব্দটো তিনিটা বিভিন্ন অৰ্থত ব্যৱহাৰ হয়।

- (a) সাধাৰণ অৰ্থত ন্যায়ৰ অন্তৰ্ভুক্ত আশ্রয়বাক্য দুটাৰ গুণ আৰু পৰিমাণৰ দ্বাৰা নিৰ্ধাৰণ হোৱা বিভিন্ন আকাৰক মূর্তি বোলে।
- (b) ব্যাপক অৰ্থত ন্যায়ৰ অন্তৰ্ভুক্ত দুটা আশ্রয়বাক্য আৰু এটা সিদ্ধান্ত— এই তিনিটা বচনৰ গুণ আৰু পৰিমাণৰ দ্বাৰা নিৰ্ধাৰিত ন্যায়ৰ সম্পূৰ্ণ আকাৰক মূর্তি বোলা হয়।
- (c) সংকীৰ্ণ অৰ্থত মূর্তি বুলিলে মাত্ৰ ন্যায়ৰ বৈধ মূর্তিৰোৱকহে বুজোৱা হয়।

মূর্তিৰ সংখ্যা নিৰ্কপণ

(Determination of Moods) :

- (a) ন্যায়ৰ মূর্তি বুলিলে যদি কেৱল যুক্তিবাক্য

বা আধাৰবাক্য বা আশ্রয়বাক্য দুটাৰ গুণ আৰু পৰিমাণকে বুজোৱা হয়, তেন্তে প্ৰত্যেক সংস্থানতে 16 টা মূর্তি পোৱা যায়। তৰ্কবিজ্ঞানমত বচন চাৰি প্ৰকাৰৰ— AEIO। প্ৰত্যেক সংস্থানতে নিম্নলিখিত 16 টা মূর্তি (সাধ্যবচন + পক্ষবচন) পোৱা যায়—


- (1) AA (5) EA (9) IA (13) OA
- (2) AE (6) EE (10) IE (14) OE
- (3) AI (7) EI (11) II (15) OI
- (4) AO (8) EO (12) IO (16) OO

ওপৰৰ প্ৰথমটো আখৰ সাধ্যবচন আৰু দ্বিতীয় আখৰটো পক্ষবচন। চাৰিটা সংস্থানত এইদৰে মূর্তিৰ সংখ্যা ($16 \times 4 = 64$)।

গতিকে সাধাৰণ অৰ্থত মূর্তিৰ সংখ্যা = 64

(b) ন্যায়ৰ মূর্তি বুলিলে যদি আশ্রয়বাক্য দুটা আৰু সিদ্ধান্ত— এই তিনিটা বচনৰ গুণ আৰু পৰিমাণৰ কথা ধৰা হয়, তেন্তে এটা সংস্থানত 16 টা মূর্তিৰ প্ৰত্যেকটোতে আৰু চাৰিটাকৈ মূর্তিৰ সংখ্যা বাঢ়িব।

উদাহৰণ—



অৰ্থাৎ সাধ্যবচন A, পক্ষবচন A আৰু সিদ্ধান্ত AEIOৰ যিকোনো এটা। এনে ক্ষেত্ৰত একোটা সংস্থানত মূর্তিৰ সংখ্যা হ'ব

$(16 \times 4 \times 4 = 256)$ টা।

গতিকে ব্যাপক অৰ্থত মূর্তিৰ সংখ্যা = 256

(c) ন্যায়ৰ মূৰ্তি বুলিলে যদি মাত্ৰ বৈধ মূৰ্তিকেই বুজায় তেন্তে মূৰ্তিৰ সংখ্যা হ'ব সৰ্বমুঠ 19 টা। কাৰণ সম্ভাৱ্য মূৰ্তিবোৰৰ মাজত ন্যায়ৰ নিয়মসম্মত মূৰ্তিৰ সংখ্যা মাত্ৰ 19 টা।

বৈধমূৰ্তি নিৰ্কপণ : (Determination of Valid Moods)

ন্যায়ৰ প্রতিটো সংস্থানতে তলত দিয়া ধৰণে 16 টা সম্ভাৱ্য মূৰ্তি পোৱা যায়।

A	A	A	A
A	E	I	O
E	E	E	E
A	E	I	O
I	I	I	I
A	E	I	O
O	O	O	O
A	E	I	O

এইবোৰৰ ভিতৰত—

- (a) দুটা বিশেষ বচনৰ পৰা কোনো সিদ্ধান্ত পোৱা নাযায়; গতিকে II, IO, OI আৰু OO— এইকেইটা মূৰ্তি অবৈধ।
- (b) দুটা নগ্রহক বচনৰ পৰা কোনো সিদ্ধান্ত পোৱা নাযায়; গতিকে EE, EO আৰু OE— এইকেইটা মূৰ্তি অবৈধ।
- (c) বিশেষ সাধ্যবচন আৰু নগ্রহক পক্ষবচনৰ পৰা কোনো সিদ্ধান্ত পোৱা নাযায়; গতিকে IE

মূৰ্তিটো অবৈধ।

গতিকে দেখা গ'ল কেৱল AA, AE, AI, AO, EA, EI, IA আৰু OA— এই মূৰ্তিকেইটা সাধাৰণত সম্ভাৱ্য মূৰ্তি। এই মূৰ্তিবোৰৰ ভিতৰত প্ৰত্যেক সংস্থানতে প্ৰয়োগ কৰিলে কোনবোৰ বৈধ তাক বিচাৰ কৰি চোৱা যাওঁক।

1. প্ৰথম সংস্থানৰ বৈধমূৰ্তি নিৰ্ণয় (Determination of Valid Moods of the First Figure) :

প্ৰথম সংস্থানৰ ৰূপ—

$M \swarrow P$ বিচাৰ কৰিবলগীয়া মূৰ্তি— AA,
 $S \overline{AE}, \overline{AI}, \overline{AO}, EA, EI, IA$ আৰু OA
(1) AA

A— সকলো জড়বাদী হয় নিৰিশ্বৰবাদী
A— সকলো চাৰ্বাক হয় জড়বাদী
 $\therefore A$ — সকলো চাৰ্বাক হয় নিৰিশ্বৰবাদী

A— সকলো M হয় P

A— সকলো S হয় M

$\therefore A$ — সকলো S হয় P

এই ন্যায়টো সম্পূৰ্ণ বৈধ মূৰ্তি। কাৰণ ইয়াত আকাৰগত কোনো নিয়মেই ভংগ হোৱা নাই। ইয়াৰ সাংকেতিক নাম হৈছে BARBARA। এই শব্দটোত তিনিটা স্বৰবৰ্ণ আছে। প্ৰথমটো A— সাধ্যবচন, দ্বিতীয়টো A— পক্ষবচন আৰু তৃতীয়টো A— সিদ্ধান্ত।

(2) AE

- A— সকলো মানুহ হয় মরণশীল
 E— কোনো দেরতা নহয় মানুহ
 \therefore E— কোনো দেরতা নহয় মরণশীল।
 A— সকলো M হয় P
 E— কোনো S নহয় M
 \therefore E— কোনো S নহয় P

এই ন্যায়টোত সাধ্যপদ সিদ্ধান্তত E বচনৰ বিধেয় হিচাপে ব্যাপ্তি। কিন্তু সাধ্যবচনত A বচনৰ বিধেয় হিচাপে ব্যাপ্তি নহয়। গতিকে ইয়াত অবৈধ সাধ্যপদ দোষ ঘটিছে আৰু ই অবৈধ।

(3) AI

- A— সকলো ধনী ব্যক্তি হয় অহংকাৰী
 I— কিছুমান ব্যৱসায়ী হয় ধনী
 \therefore I— কিছুমান ব্যৱসায়ী হয় অহংকাৰী
 A— সকলো M হয় P
 I— কিছুমান S হয় M
 \therefore I— কিছুমান S হয় P

এই ন্যায়টোত ন্যায়ৰ আকাৰগত কোনো নিয়ম ভংগ হোৱা নাই। গতিকে ই এক বৈধ মূর্তি আৰু ইয়াৰ সাংকেতিক নাম হৈছে DARI। ইয়াত থকা তিনিটা স্বৰ্বৰ্গ ক্ৰমে A— সাধ্যবচন, I— পক্ষবচন, আৰু I— সিদ্ধান্তক বুজাইছে।

(4) AO

- A— সকলো মানুহ হয় মরণশীল
 O— কিছুমান প্ৰাণী নহয় মানুহ
 \therefore O— কিছুমান প্ৰাণী নহয় মরণশীল
 A— সকলো M হয় P
 O— কিছুমান S নহয় M

 \therefore O— কিছুমান S নহয় P

এই ন্যায়টোত সাধ্যপদ সিদ্ধান্তত O বচনৰ বিধেয় হিচাপে ব্যাপ্তি, কিন্তু সাধ্যপদটো সাধ্যবচনত A বচনৰ বিধেয় হিচাপে অব্যাপ্তি। গতিকে মূর্তিটোত অবৈধ সাধ্যপদ দোষ ঘটিছে আৰু ই অবৈধ।

(5) EA

- E— কোনো মানুহ নহয় অমৰ
 A— সকলো বিজ্ঞানী হয় মানুহ
 \therefore E— কোনো বিজ্ঞানী নহয় অমৰ
 E— কোনো M নহয় P
 A— সকলো S হয় M
 \therefore E— কোনো S নহয় P

এই ন্যায়টো শুদ্ধ, কাৰণ ইয়াত ন্যায়ৰ সকলো আকাৰগত নিয়মেই মানা হৈছে। হেতুপদ প্ৰথম আশ্রয়বাক্যতে ব্যাপ্তি হৈছে। সাধ্যপদ, পক্ষপদ সিদ্ধান্তত ব্যাপ্তি হোৱাৰ লগতে আশ্রয়বাক্যতো ব্যাপ্তি হৈছে। গতিকে ই এক বৈধমূর্তি আৰু ইয়াৰ সাংকেতিক নাম হৈছে CELARENT।

(6) EI

- E— কোনো মানুহ নহয় দোষমুক্ত
 I— কিছুমান প্ৰাণী হয় মানুহ
 \therefore O— কিছুমান প্ৰাণী নহয় দোষমুক্ত।
 E— কোনো M নহয় P
 I— কিছুমান S হয় M
 \therefore O— কিছুমান S নহয় P
 এই ন্যায়টো শুদ্ধ। হেতুপদ সাধ্যবচনত ব্যাপ্তি হৈছে। সিদ্ধান্তত সাধ্যপদ ব্যাপ্তি হৈছে আৰু ই সাধ্যবচনতো E বচনৰ বিধেয় হিচাপে ব্যাপ্তি

হৈছে। গতিকে ই এক বৈধমূর্তি আৰু ইয়াৰ সাংকেতিক নাম FERIO।

(7) IA

I— কিছুমান দাশনিক হয় S

A— সকলো কবি হয় দাশনিক

.:. I— কিছুমান কবি হয় S

I— কিছুমান M হয় P

A— সকলো S হয় M

.:. I— কিছুমান S হয় P

এই ন্যায়টো অশুল্দ। ইয়াত হেতুপদটো দুয়োটা আশ্রয়বাক্যতে এবাৰো ব্যাপ্ত হোৱা নাই। গতিকে ইয়াত ‘অব্যাপ্ত হেতুপদ দোষ’ ঘটিছে। গতিকে ই অবৈধ।

(8) OA

O— কিছুমান মানুহ নহয় পৰিশ্ৰমী

A— সকলো অধ্যাপক হয় মানুহ

.:. O— কিছুমান অধ্যাপক নহয় পৰিশ্ৰমী।

O— কিছুমান M নহয় P

A— সকলো S হয় M

.:. O— কিছুমান S নহয় P

এই ন্যায়টো অবৈধ। ইয়াত হেতুপদটো কোনো এটা আশ্রয়বাক্যতে ব্যাপ্ত হোৱা নাই। গতিকে ইয়াত ‘অব্যাপ্ত হেতুপদ দোষ’ ঘটিছে আৰু ই অবৈধ।

ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে প্রথম সংস্থানত বৈধমূর্তি চাৰিটা—

BARBARA, DARII, CELARENT

আৰু FERIO।

বৈধমূর্তি—

(i) BARBARA (A – A – A)

(ii) DARII (A – I – I)

(iii) CELARENT (E – A – E)

(iv) FERIO (E – I – O)

প্রথম সংস্থানৰ বিশেষ নিয়ম (Special rules of the first figure) : প্রথম সংস্থানৰ বৈধ মূর্তিবোৰৰ প্ৰকৃতি বিশ্লেষণ কৰিলে দেখা যায় যে এই চাৰিটাৰেই সাধ্য আশ্রয়বাক্যটো A বা E অৰ্থাৎ সামান্য বচন আৰু পক্ষ আশ্রয়বাক্যটো A বা I অৰ্থাৎ সদৰ্থক বচন।

গতিকে ইয়াৰ পৰা প্রথম সংস্থানৰ দুটা বিশেষ নিয়ম উলিয়াব পৰা যায়। যেনে—

(1) সাধ্য আশ্রয়বাক্যটো সামান্য বচন হ'ব লাগিব।

(2) পক্ষ আশ্রয়বাক্যটো সদৰ্থক বচন হ'ব লাগিব।

এই নিয়ম দুটাক প্রথম সংস্থানৰ বিশেষ নিয়ম বুলি অভিহিত কৰা হয়। কাৰণ এই নিয়ম দুটা কেৱল প্রথম সংস্থানৰ ক্ষেত্ৰতেই প্ৰযোজ্য। আন সংস্থানৰ ক্ষেত্ৰত এই নিয়মবোৰৰ কোনো প্ৰয়োগ নাই।

প্ৰমাণ—

(1) সাধ্য আশ্রয়বাক্য সামান্য বচন হ'ব :

প্রথম সংস্থানৰ সাংকেতিক ৰূপ

M P

S M

.:. S P

যদি সাধ্য আশ্রয়বাক্য সামান্য বচন নহয়

তেনেহ'লে ই বিশেষ বচন হ'ব। প্রথম সংস্থানত হেতুপদ সাধ্য আশ্রয়বাক্যত উদ্দেশ্যবাপে ব্যবহৃত হয়। গতিকে সাধ্য আশ্রয়বাক্য বিশেষ বচন হ'লে (I বা O) হেতুপদ তাত অব্যাপ্ত থাকিব। কারণ বিশেষ বচনত উদ্দেশ্যপদ অব্যাপ্ত থাকে।

ন্যায়ৰ নিয়মানুযায়ী হেতুপদ অস্ততঃ এবাৰ ব্যাপ্ত হ'ব লাগিব। গতিকে হেতুপদ পক্ষ আশ্রয়বাক্যত ব্যাপ্ত হ'ব লাগিব। প্রথম সংস্থানত হেতুপদ যিহেতু পক্ষ আশ্রয়বাক্যত বিধেয় বাপে ব্যবহৃত হয় গতিকে পক্ষ আশ্রয়বাক্য নএওৰ্থক হ'ব লাগিব। কারণ নএওৰ্থক বচনতহে বিধেয়পদ ব্যাপ্ত হয়।

পক্ষ আশ্রয়বাক্য যিহেতু নএওৰ্থক গতিকে সাধ্য আশ্রয়বাক্যটো O বচন হ'ব নোৱাৰে। ই I বচন হ'ব লাগিব। কারণ দুটা নএওৰ্থক বচনৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰিব।

পক্ষ আশ্রয়বাক্য নএওৰ্থক হোৱা বাবে সিদ্ধান্তও নএওৰ্থক হ'ব আৰু ফলত ইয়াৰ বিধেয়পদ অর্থাৎ সাধ্যপদ ব্যাপ্ত হ'ব। কিন্তু সাধ্য আশ্রয়বাক্যটো I বচন হোৱা বাবে ই তাত ব্যাপ্ত হোৱা নাই। গতিকে অবৈধ সাধ্যপদ দোষৰ উৎপত্তি হ'ব। অর্থাৎ সাধ্য আশ্রয়বাক্য বিশেষ বচন হ'লে অবৈধ সাধ্যপদ দোষ ঘটে। সেই কাৰণে প্রথম সংস্থানৰ সাধ্য আশ্রয়বাক্য সামান্য বচন হ'বই লাগিব।


(2) পক্ষ আশ্রয়বাক্য সদৰ্থক বচন হ'ব :

পক্ষ আশ্রয়বাক্য যদি সদৰ্থক বচন নহয় তেনেহ'লে ই নএওৰ্থক বচন হ'ব। পক্ষ আশ্রয়বাক্য নএওৰ্থক হ'লে সাধ্য আশ্রয়বাক্য সদৰ্থক হ'বই

লাগিব। কারণ দুটা নএওৰ্থক বচনৰ পৰা কোনো সিদ্ধান্ত পোৱা নাযায়। পক্ষ আশ্রয়বাক্য নএওৰ্থক হ'লে সিদ্ধান্তও নএওৰ্থক হ'ব। সিদ্ধান্ত নএওৰ্থক হ'লে ইয়াৰ বিধেয় পদ অর্থাৎ সাধ্যপদ ব্যাপ্ত হ'ব। কিন্তু সাধ্যপদ সাধ্য আশ্রয়বাক্যত সদৰ্থক বচনৰ বিধেয়পদ হোৱা বাবে অব্যাপ্ত। গতিকে পক্ষ আশ্রয়বাক্য নএওৰ্থক হ'লে অবৈধ সাধ্যপদ দোষ ঘটিব। সেই কাৰণে পক্ষ আশ্রয়বাক্য প্রথম সংস্থানত সদৰ্থক বচন হ'বই লাগিব।

2. দ্বিতীয় সংস্থানৰ বৈধমূর্তি নির্ণয় (Determination of Valid Mood of the Second Figure) :

দ্বিতীয় সংস্থানৰ কৃপ—



$$\therefore S — P$$

বৈধতা বিচাৰ কৰিবলগীয়া মূর্তি AA, AE, AI, AO, EA, EI, IA আৰু OA।

(1) AA

A— সকলো গৰু হয় চতুৰ্পদী
A— সকলো ঘোঁৰা হয় চতুৰ্পদী
 $\therefore A$ — সকলো ঘোঁৰা হয় গৰু।

A— সকলো P হয় M
A— সকলো S হয় M
 $\therefore A$ — সকলো S হয় P

এই ন্যায়টো অবৈধ। হেতুপদ যুক্তিটোৰ দুয়োটা আশ্রয়বাক্যতে এবাৰো ব্যাপ্ত হোৱা নাই। গতিকে

ইয়াত ‘অব্যাপ্ত হেতুপদ দোষ’ ঘটিছে আৰু ই
অবৈধ।

(2) AE

- A— সকলো সৎ ব্যক্তি হয় বিশ্বাসী
- E— কোনো মিথ্যাবাদী নহয় বিশ্বাসী
- .: E— কোনো মিথ্যাবাদী নহয় সৎ ব্যক্তি।
- A— সকলো P হয় M
- E— কোনো S নহয় M
- .: E— কোনো S নহয় P

এই ন্যায়টোত ন্যায়ৰ আকাৰগত কোনো
নিয়মেই ভংগ হোৱা নাই। হেতুপদটো পক্ষবচনত
Eৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে। গতিকে ই
বৈধমূর্তি আৰু ইয়াৰ সাংকেতিক নাম
CAMESTRES।

(3) AI

- A— সকলো শিক্ষক হয় বিদ্যান
- I— কিছুমান ব্যৱসায়ী হয় বিদ্যান
- .: I— কিছুমান ব্যৱসায়ী হয় শিক্ষক।
- A— সকলো P হয় M
- I— কিছুমান S হয় M
- .: I— কিছুমান S হয় P

এই ন্যায়টো অশুল্দ। ইয়াত হেতুপদটো কোনো
এটা আশ্রয়বাক্যতে ব্যাপ্ত হোৱা নাই। গতিকে
ইয়াত ‘অব্যাপ্ত হেতুপদ দোষ’ ঘটিছে আৰু এই
মূর্তিটো অবৈধ।

(4) AO

- A— সকলো দার্শনিক হয় ভাবুক
- O— কিছুমান কবি নহয় ভাবুক
- .: O— কিছুমান কবি নহয় দার্শনিক।

A— সকলো P হয় M
O— কিছুমান S নহয় M
.: O— কিছুমান S নহয় P
এই ন্যায়টো শুল্দ। ইয়াত ন্যায়ৰ আকাৰগত
কোনো নিয়ম ভংগ হোৱা নাই। হেতুপদ পক্ষবচনত
O বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে। সিদ্ধান্তত
সাধ্যপদ O বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে
আৰু ই আশ্রয়বাক্যতো A বচনৰ উদ্দেশ্য হিচাপে
ব্যাপ্ত হৈছে। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক
নাম BAROCO।

(5) EA

E— কোনো মানুহ নহয় পূৰ্ণ
A— সকলো দেৱতা হয় পূৰ্ণ
.: E— কোনো দেৱতা নহয় মানুহ।
E— কোনো P নহয় M
A— সকলো S হয় M
.: E— কোনো S নহয় P
এই ন্যায়টো শুল্দ। ন্যায়ৰ আকাৰগত কোনো
নিয়ম ভংগ হোৱা নাই। হেতুপদ সাধ্যবচনত E
বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে। পক্ষপদ
সিদ্ধান্তত E বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে
আৰু ই পক্ষবচনতো A বচনৰ উদ্দেশ্য হিচাপে
ব্যাপ্ত হৈছে। সাধ্যপদটো সিদ্ধান্তত E বচনৰ
বিধেয় হিচাপে ব্যাপ্ত হৈছে আৰু ই সাধ্যবচনতো
E বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে। গতিকে
এই ন্যায়টো বৈধ আৰু এই মূর্তিটোৰ সাংকেতিক
নাম CESARE।

(6) EI

E— কোনো ব্যৱসায়ী নহয় সৎ

- I— কিছুমান বাজনীতিবিদ হয় Sৎ
∴ O— কিছুমান বাজনীতিবিদ নহয় ব্যরসায়ী
E— কোনো P নহয় M
I— কিছুমান S হয় M
∴ O— কিছুমান S নহয় P
এই ন্যায়টো শুন্দ। ইয়াত ন্যায়ৰ আকাৰগত
সকলো নিয়মেই বক্ষা পৰিচে। হেতুপদ E বচনৰ
বিধেয় হিচাপে ব্যৱহাৰ হৈ ব্যাপ্ত হৈছে। সিদ্ধান্তত
সাধ্যপদ ব্যাপ্ত হৈছে যদিও ই সাধ্যবচনত E বচনৰ
উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে। গতিকে মূর্তিটো
সম্পূৰ্ণ শুন্দ আৰু ইয়াৰ সাংকেতিক নাম
FESTINO।

(7) IA

- I— কিছুমান গৰু হয় মৰণশীল
A— সকলো মানুহ হয় মৰণশীল
∴ I— কিছুমান মানুহ হয় গৰু।
I— কিছুমান P হয় M
A— সকলো S হয় M
∴ I— কিছুমান S হয় P
এই ন্যায়টো অশুন্দ। কাৰণ ইয়াত হেতুপদটো
ন্যায়ৰ দুয়োটা আশ্রয়বাক্যতে এবাৰো ব্যাপ্ত হোৱা
নাই। গতিকে ইয়াত ‘অব্যাপ্ত হেতুপদ দোষ’
ঘটিছে। গতিকে ই এটা অবৈধ মূর্তি।

(8) OA

- O— কিছুমান মানুহ নহয় অসুখী
A— সকলো ব্যৱসায়ী হয় অসুখী
∴ O— কিছুমান ব্যৱসায়ী নহয় মানুহ।
O— কিছুমান P নহয় M
A— সকলো S হয় M

∴ O— কিছুমান S নহয় P

এই ন্যায়টো অশুন্দ। ইয়াত সাধ্যপদটো
সিদ্ধান্তত ব্যাপ্ত হৈছে, কিন্তু আশ্রয়বাক্যত O
বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হোৱা নাই। গতিকে
ইয়াত ‘আবৈধ সাধ্যপদ দোষ’ ঘটিছে আৰু ই
আবৈধ।

ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে দ্বিতীয়
সংস্থানৰ চাৰিটা বৈধমূর্তি পোৱা যায়।

বৈধ মূর্তি

- | | |
|---------------|-------------|
| (i) CAMESTRES | (A – E – E) |
| (ii) BAROCO | (A – O – O) |
| (iii) CESARE | (E – A – E) |
| (iv) FESTINO | (E – I – O) |

দ্বিতীয় সংস্থানৰ বিশেষ নিয়ম (Special rules of the Second figure) : দ্বিতীয়
সংস্থানৰ বৈধ মূর্তি বিলাকৰ প্ৰকৃতি বিশ্লেষণ
কৰিলে দেখা যায় যে এই চাৰিটাৰেই সাধ্য
আশ্রয়বাক্যটো A বা E অৰ্থাৎ সামান্য বচন আৰু
দুটা আশ্রয়বাক্যৰ ভিতৰত এটা নথৰ্থক।

গতিকে ইয়াৰ পৰা দ্বিতীয় সংস্থানৰ দুটা
বিশেষ নিয়ম উলিয়াব পৰা যায়। যেনে—

- (1) সাধ্য আশ্রয়বাক্য সামান্য বচন হ'ব
লাগিব।
- (2) যিকোনো এটা আশ্রয়বাক্য নথৰ্থক হ'ব
লাগিব।

এই নিয়ম দুটা কেৱল দ্বিতীয় সংস্থানৰ
ক্ষেত্ৰেই প্ৰযোজ্য বুলি এই নিয়ম দুটাক দ্বিতীয়
সংস্থানৰ বিশেষ নিয়ম বুলি অভিহিত কৰা হয়।

প্ৰমাণ—

(1) সাধ্য আশ্রয়বাক্য সামান্য বচন হ'ব লাগিব :

P M

S M দ্বিতীয় সংস্থানৰ সাংকেতিক ৰূপ

∴ S P

যদি সাধ্য আশ্রয়বাক্য সামান্য বচন নহয় তেনেহ'লে ই বিশেষ বচন হ'ব। দ্বিতীয় সংস্থানত সাধ্যপদ সাধ্য আশ্রয়বাক্যত উদ্দেশ্যৰপে ব্যৱহৃত হয়। গতিকে সাধ্য আশ্রয়বাক্য বিশেষ বচন হ'লে সাধ্যপদ অব্যাপ্তি থাকিব। কাৰণ বিশেষ বচনত উদ্দেশ্য পদ ব্যাপ্তি নহয়।

অবৈধ সাধ্যপদ দোষৰ পৰা ৰক্ষা পাৰলৈ সিদ্ধান্তত সাধ্যপদ ব্যাপ্তি হ'ব নোৱাৰে। সিদ্ধান্তত সাধ্যপদ বিধেয়ৰপে ব্যৱহৃত হয়। গতিকে সিদ্ধান্তত সদৰ্থক বচন হ'ব লাগিব। কাৰণ সদৰ্থক বচনতহে বিধেয় অব্যাপ্তি থাকে।

সিদ্ধান্ত যিহেতু সদৰ্থক, গতিকে দুয়োটা আশ্রয়বাক্যও সদৰ্থক হ'ব লাগিব। কিন্তু সদৰ্থক বচনত যিহেতু বিধেয় পদ ব্যাপ্তি নহয় আৰু দ্বিতীয় সংস্থানত হেতুপদ যিহেতু দুয়োটা আশ্রয়বাক্যতেই বিধেয়ৰপে ব্যৱহৃত হয়, গতিকে হেতুপদটো দুয়োটা আশ্রয়বাক্যতেই অব্যাপ্তি হৈ থাকি যাব। ফলত অব্যাপ্তি হেতুপদ দোষ হ'ব।

সেই কাৰণে সাধ্য আশ্রয়বাক্য বিশেষ বচন হ'ব নোৱাৰে, সামান্য বচন হ'বই লাগিব।

(2) যিকোনো এটা আশ্রয়বাক্য নএৰ্থক হ'ব লাগিব :


যদি দুটা আশ্রয়বাক্যৰ যিকোনো এটা নএৰ্থক নহয় তেনেহ'লে দুয়োটা আশ্রয়বাক্যই সদৰ্থক

হ'ব। দ্বিতীয় সংস্থানত হেতুপদ দুয়োটা আশ্রয়বাক্যতেই বিধেয়ৰপে ব্যৱহৃত হয়। যিহেতু সদৰ্থক বচনত বিধেয়পদ ব্যাপ্তি নহয় সেই কাৰণে হেতুপদটো দুয়োটা আশ্রয়বাক্যতেই অব্যাপ্তি হৈ থাকি যাব। কিন্তু ন্যায়ৰ নিয়মানুযায়ী হেতুপদ অন্ততঃ এবাৰ ব্যাপ্তি হ'বই লাগিব। নহ'লে অব্যাপ্তি হেতুপদ দোষৰ উদ্ভূত হ'ব।

সেই কাৰণে অব্যাপ্তি হেতুপদ দোষমুক্ত হ'বলৈ যিকোনো এটা আশ্রয়বাক্য নএৰ্থক হ'বই লাগিব।

3. তৃতীয় সংস্থানৰ বৈধ মূৰ্তি (Valid moods of the Third Figure)

তৃতীয় সংস্থানৰ ৰূপ—



বৈধতা বিচাৰ কৰিবলগীয়া আঠটা মূৰ্তি—

AA, AE, AI, AO, EA, EI, IA আৰু OA.

(1) AA

A— সকলো দাশনিক হয় উদাৰ

A— সকলো দাশনিক হয় ভাবুক

∴ A— সকলো ভাবুক হয় উদাৰ।

A— সকলো M হয় P

A— সকলো M হয় S

∴ A— সকলো S হয় P

এই ন্যায়টো অবৈধ। কাৰণ ইয়াত পক্ষপদ সিদ্ধান্তত ব্যাপ্তি হৈছে, কিন্তু ই পক্ষবচনত ব্যাপ্তি

হোৱা নাই। সেই কাৰণে ইয়াত ‘অবৈধ পক্ষপদ দোষ’ ঘটিছে আৰু ই অবৈধ।

কিন্তু সিদ্ধান্ত যদি I বচন হয় তেনেহ'লে সিদ্ধান্তত কোনো পদেই ব্যাপ্ত নহ'ব আৰু ‘অবৈধ পক্ষপদ দোষ’ৰ পৰা ন্যায়টো মুক্ত হ'ব। নিগমন অনুমানৰ এটা বৈশিষ্ট্য হৈছে যে ন্যায় অনুমানৰ সিদ্ধান্ত আশ্রয়বাক্যতকৈ বেছি ব্যাপক হ'ব নোৱাৰে কিন্তু কম ব্যাপক হ'লে কোনো দোষ নহ'ব। গতিকে যি ক্ষেত্ৰত আমি সিদ্ধান্তত সামান্য বচনলৈ আহিলে ন্যায়টো দোষযুক্ত হয়, বিশেষ বচনৰ সিদ্ধান্তলৈ নি ন্যায়টোক দোষমুক্ত কৰিব পাৰি।

উদাহৰণ—

A— সকলো দাশনিক হয় উদাৰ

A— সকলো দাশনিক হয় ভাবুক

∴ I— কিছুমান ভাবুক হয় উদাৰ।

A— সকলো M হয় P

A— সকলো M হয় S

∴ I— কিছুমান S হয় P

এই ন্যায়টো শুন্দ। কাৰণ ইয়াত ন্যায়ৰ আকাৰগত কোনো নিয়ম ভংগ হোৱা নাই। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম

DARAPTI।

(2) AE

A— সকলো মানুহ হয় মৰণশীল

E— কোনো মানুহ নহয় পূৰ্ণ

∴ E— কোনো পূৰ্ণ জীৱ নহয় মৰণশীল।

A— সকলো M হয় P

E— কোনো M নহয় S

∴ E— কোনো S নহয় P

এই ন্যায়টো অশুন্দ। ইয়াত সাধ্যপদটো E বচনৰ বিধেয় হিচাপে সিদ্ধান্তত ব্যাপ্ত হৈছে, কিন্তু আশ্রয়বাক্যত A বচনৰ বিধেয় হিচাপে ব্যাপ্ত হোৱা নাই। গতিকে ইয়াত অবৈধ সাধ্যপদ দোষ ঘটিছে আৰু ই অবৈধ।

(3) AI

A— সকলো ফুল হয় সুন্দৰ বস্তু

I— কিছুমান ফুল হয় সুগান্ধি

∴ I— কিছুমান সুগান্ধি বস্তু হয় সুন্দৰ বস্তু।

A— সকলো M হয় P

I— কিছুমান M হয় S

∴ I— কিছুমান S হয় P

এই ন্যায়টো শুন্দ। ইয়াত ন্যায়ৰ আকাৰগত সকলো নিয়মেই পালন হৈছে। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম DATISI।

(4) AO

A— সকলো কেৰাণী হয় মানুহ

O— কিছুমান কেৰাণী নহয় বিশ্বস্ত

∴ O— কিছুমান বিশ্বস্ত ব্যক্তি নহয় মানুহ

A— সকলো M হয় P

O— কিছুমান M নহয় S

∴ O— কিছুমান S নহয় P

এই ন্যায়টো অবৈধ। কাৰণ ইয়াত সাধ্যপদ সিদ্ধান্তত O বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে, কিন্তু সাধ্যবচনত A বচনৰ বিধেয় হিচাপে সাধ্যপদটো ব্যাপ্ত হোৱা নাই। গতিকে ইয়াত ‘অবৈধ সাধ্যপদ দোষ’ ঘটিছে আৰু ই অবৈধ।

(5) EA

- E- কোনো মানুহ নহয় অমৰ
 A- সকলো মানুহ হয় বুদ্ধিবৃত্তিসম্পন্ন
 \therefore E- কোনো বুদ্ধিবৃত্তিসম্পন্ন জীৱ নহয় অমৰ।
 E- কোনো M নহয় P
 A- সকলো M হয় S
 \therefore E- কোনো S নহয় P
- এই ন্যায়টো অশুল্দ। কাৰণ ইয়াত পক্ষপদটো পক্ষ আশ্রয়বাক্যত ব্যাপ্তি নোহোৱাকৈ সিদ্ধান্তত ব্যাপ্তি হৈছে; গতিকে ইয়াত ‘অবৈধ পক্ষপদ দোষ’ ঘটিছে আৰু ই অবৈধ। কিন্তু আমি ‘অবৈধ পক্ষপদ দোষ’ৰ পৰা মুক্ত হ’বলৈ সিদ্ধান্তটো বিশেষ বচন অৰ্থাৎ O বচনলৈ নিবারো—
- E- কোনো মানুহ নহয় অমৰ
 A- সকলো মানুহ হয় বুদ্ধিবৃত্তিসম্পন্ন
 \therefore O- কিছুমান বুদ্ধিবৃত্তিসম্পন্ন জীৱ নহয় অমৰ।

- E- কোনো M নহয় P
 A- সকলো M হয় S
 \therefore O- কিছুমান S নহয় P
- এই ন্যায়টো শুল্দ। ইয়াত ন্যায়ৰ আকাৰগত কোনো নিয়মেই ভংগ হোৱা নাই। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম FELAPTON।

(6) EI

- E- কোনো মানুহ নহয় অমৰ
 I- কিছুমান মানুহ হয় দাশনিক
 \therefore O- কিছুমান দাশনিক নহয় অমৰ।
 E- কোনো M নহয় P
 I- কিছুমান M হয় S

\therefore O- কিছুমান S নহয় P

এই ন্যায়টো শুল্দ। ইয়াত ন্যায়ৰ আকাৰগত কোনো নিয়মেই ভংগ হোৱা নাই। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম FERISON।

(7) IA

I- কিছুমান মানুহ হয় সাধু

A- সকলো মানুহ হয় মৰণশীল।

\therefore I- কিছুমান মৰণশীল জীৱ হয় সাধু।

I- কিছুমান M হয় P

A- সকলো M হয় S

\therefore I- কিছুমান S হয় P

এই ন্যায়টো শুল্দ। ইয়াত ন্যায়ৰ আকাৰগত কোনো নিয়মেই ভংগ হোৱা নাই। গতিকে ই বৈধ ন্যায় আৰু ইয়াৰ সাংকেতিক নাম DISAMIS।

(8) OA

O- কিছুমান মানুহ নহয় জ্ঞানী

A- সকলো মানুহ হয় মৰণশীল

\therefore O- কিছুমান মৰণশীল জীৱ নহয় জ্ঞানী।

O- কিছুমান M নহয় P

A- সকলো M হয় S

\therefore O- কিছুমান S নহয় P

এই ন্যায়টো শুল্দ। ইয়াত ন্যায়ৰ আকাৰগত সকলো নিয়মেই মানা হৈছে। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম BOCARDO।

এইদৰে ন্যায়ৰ সাধাৰণ নিয়মাবলীৰ দ্বাৰা বিচাৰ কৰিলে আমি দেখা পাও ত্ৰুটীয় সংস্থানত 6 টা বৈধ মূৰ্তি আছে।

বৈধ মূৰ্তি

(i) DARAPTI (A - A - I)

(ii) DATISI	(A – I – I)
(iii) DISAMIS	(I – A – I)
(iv) FELAPTON	(E – A – O)
(v) FERISON	(E – I – O)
(vi) BOCARDO	(O – A – O)

তৃতীয় সংস্থানৰ বিশেষ নিয়ম (Special rules of the third figure) :

তৃতীয় সংস্থানৰ এই বৈধ মূর্তিবোৰৰ প্ৰকৃতি বিশ্লেষণ কৰিলে দেখা যায় যে এই ছয়টাৰেই পক্ষ আশ্রয়বাক্যটো সদৰ্থক বচন আৰু সিদ্ধান্তটো বিশেষ বচন।

গতিকে ইয়াৰ পৰা তৃতীয় সংস্থানৰ দুটা বিশেষ নিয়ম নিৰ্ণয় কৰিব পৰা যায়।

- (1) পক্ষ আশ্রয়বাক্য সদৰ্থক বচন হ'ব।
- (2) সিদ্ধান্ত বিশেষ বচন হ'ব।

এই নিয়ম দুটা কেৱল তৃতীয় সংস্থানৰ ক্ষেত্ৰতেই প্ৰযোজ্য বুলি এই দুটাক তৃতীয় সংস্থানৰ বিশেষ নিয়ম বুলি অভিহিত কৰা হয়।

প্ৰমাণ—

(1) পক্ষ আশ্রয়বাক্য সদৰ্থক বচন হ'ব :

$$\begin{array}{ll} M & P \\ M & S \quad \text{তৃতীয় সংস্থানৰ সাংকেতিক রূপ} \\ \therefore S & P \end{array}$$

যদি পক্ষ আশ্রয়বাক্য সদৰ্থক নহয় তেনেহ'লে ই নএৰ্থক হ'ব। পক্ষ আশ্রয়বাক্য নএৰ্থক হ'লে সাধ্য আশ্রয়বাক্য সদৰ্থক হ'বই লাগিব। কাৰণ দুটা নএৰ্থক আশ্রয়বাক্যৰ পৰা কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰিব। এটা আশ্রয়বাক্য

অৰ্থাৎ পক্ষ আশ্রয়বাক্য নএৰ্থক হোৱাৰ কাৰণে সিদ্ধান্তও নএৰ্থক হ'ব। সিদ্ধান্ত নএৰ্থক হ'লে ইয়াৰ বিধেয় অৰ্থাৎ সাধ্যপদ ব্যাপ্ত হ'ব। কাৰণ নএৰ্থক বচনত বিধেয় পদ ব্যাপ্ত। কিন্তু সাধ্যপদ সাধ্য আশ্রয় বাক্যত ব্যাপ্ত নহয় কাৰণ তৃতীয় সংস্থানত সাধ্যপদ সাধ্য আশ্রয়বাক্যত বিধেয়কাপে ব্যৱহৃত হয় আৰু সাধ্য আশ্রয়বাক্যটো সদৰ্থক বচন। সদৰ্থক বচনত বিধেয় পদ ব্যাপ্ত নহয়। গতিকে পক্ষ আশ্রয়বাক্য নএৰ্থক হ'লে সাধ্য আশ্রয়বাক্য সদৰ্থক হয় আৰু সিদ্ধান্ত নএৰ্থক হয় বুলি অবৈধ সাধ্যপদ দোষ ঘটে।


সেই কাৰণে তৃতীয় সংস্থানত পক্ষ আশ্রয়বাক্য নএৰ্থক হ'ব নোৱাৰে। ই সদৰ্থক বচন হ'বই লাগিব।

(2) সিদ্ধান্ত বিশেষ বচন হ'ব :

সিদ্ধান্ত যদি বিশেষ বচন নহয় তেনেহ'লে ই সামান্য বচন হ'ব। তৃতীয় সংস্থানৰ প্ৰথম বিশেষ নিয়মানুযায়ী পক্ষ আশ্রয়বাক্য সদৰ্থক বচন হ'ব লাগিব। পক্ষ আশ্রয়বাক্য সদৰ্থক হ'লে ইয়াৰ বিধেয়পদ অৰ্থাৎ পক্ষপদ অব্যাপ্ত থাকিব। কাৰণ সদৰ্থক বচনত বিধেয় পদ ব্যাপ্ত নহয়। পক্ষপদ যিহেতু আশ্রয়বাক্যত অব্যাপ্ত গতিকে ন্যায়ৰ নিয়মানুযায়ী ই সিদ্ধান্তটো ব্যাপ্ত হ'ব নোৱাৰে। কিন্তু সিদ্ধান্ত যদি সামান্য বচন হয় তেনেহ'লে ইয়াৰ উদ্দেশ্য অৰ্থাৎ পক্ষপদ ব্যাপ্ত হৈ পৰিব। কাৰণ সামান্য বচনত উদ্দেশ্য পদ ব্যাপ্ত হয়। গতিকে অবৈধ পক্ষপদ দোষমুক্ত হ'বলৈ সিদ্ধান্ত সামান্য বচন হ'ব নোৱাৰে। ই বিশেষ বচন হ'বই লাগিব।

4. চতুর্থ সংস্থানৰ বৈধ মূর্তি (Determination of Valid Moods of the Fourth Figure) :

চতুর্থ সংস্থানৰ ৰূপ



(1) AA

A— সকলো বুৰঞ্জীবিদ হয় মানুহ

A— সকলো মানুহ হয় মৰণশীল

.: A— সকলো মৰণশীল প্ৰাণী হয় বুৰঞ্জীবিদ।

A— সকলো P হয় M

A— সকলো M হয় S

.: A— সকলো S হয় P

এই ন্যায়টোত পক্ষপদ সিদ্ধান্তত A বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে। কিন্তু পক্ষপদটো পক্ষবচনত A বচনৰ বিধেয় হিচাপে ব্যাপ্ত হোৱা নাই। গতিকে ন্যায়টোত অবৈধ পক্ষপদ দোষ ঘটিছে আৰু ই অবৈধ। কিন্তু যদি সিদ্ধান্তটো I বচন কৰা হয় তেন্তে অবৈধ সাধ্যপদ বা অবৈধ পক্ষপদ দোষৰ কোনো সম্ভাৱনা নাথাকে। কাৰণ I বচনত কোনো পদেই ব্যাপ্ত নহয়। এই মূর্তিটো আমি নিম্নলিখিত হিচাপে বৈধ কৰিব পাৰো—

A— সকলো বুৰঞ্জীবিদ হয় মানুহ

A— সকলো মানুহ হয় মৰণশীল

.: I— কিছুমান মৰণশীল হয় বুৰঞ্জীবিদ।

A— সকলো P হয় M

A— সকলো M হয় S

.: I— কিছুমান S হয় P

এই ন্যায়টো বৈধ। ন্যায়ৰ আকাৰগত সকলো নিয়মেই ইয়াত পালন কৰা হৈছে। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম BRAMANTIP।

(2) AE

A— সকলো দাশনিক হয় মানুহ

E— কোনো মানুহ নহয় অমৰ

.: E— কোনো অমৰ ব্যক্তি নহয় দাশনিক

A— সকলো P হয় M

E— কোনো M নহয় S

.: E— কোনো S নহয় P

এই ন্যায়টো শুন্দ। কাৰণ ইয়াত ন্যায়ৰ আকাৰগত নিয়ম ক'তো ভংগ হোৱা নাই। গতিকে ই সম্পূৰ্ণ বৈধ মূর্তি আৰু ইয়াৰ সাংকেতিক নাম হৈছে— CAMENES।

(3) AI

A— সকলো মানুহ হয় মৰণশীল

I— কিছুমান মৰণশীল প্ৰাণী হয় চতুষ্পদী

.: I— কিছুমান চতুষ্পদী প্ৰাণী হয় মানুহ।

A— সকলো P হয় M

I— কিছুমান M হয় S

.: I— কিছুমান S হয় P

এই ন্যায়টো অবৈধ। কাৰণ ইয়াত হেতুপদ দুয়োটা আশ্রয়বাক্যতে এবাৰো ব্যাপ্ত হোৱা নাই। গতিকে ইয়াত ‘অব্যাপ্ত হেতুপদ দোষ’ ঘটিছে আৰু ই অবৈধ।

(4) AO

A— সকলো মানুহ হয় মৰণশীল।

O— কিছুমান মৰণশীল প্ৰাণী নহয় কৰি

.:. O— কিছুমান কবি নহয় মানুহ।

A— সকলো P হয় M।

O— কিছুমান M নহয় S

.:. O— কিছুমান S নহয় P

এই ন্যায়টোত অশুদ্ধ। ইয়াত পক্ষবচন O বচন হোৱা বাবে হেতুপদ উদ্দেশ্যপদ হৈছে আৰু ই অব্যাপ্ত। সাধ্যবচনত হেতুপদ A বচনৰ বিধেয় হৈছে বাবে অব্যাপ্ত। গতিকে ইয়াত ‘অব্যাপ্ত হেতুপদ দোষ’ হৈছে আৰু ই অবৈধ।

(5) EA

E— কোনো ব্যৱসায়ী নহয় দাশনিক

A— সকলো দাশনিক হয় ভাবুক

.:. E— কোনো ভাবুক ব্যক্তি নহয় ব্যৱসায়ী।

E— কোনো P নহয় M

A— সকলো M হয় S

.:. E— কোনো S নহয় P।

এই ন্যায়টোত সিদ্ধান্তত পক্ষপদ ব্যাপ্ত হৈছে, যিটো আশ্রয়বাক্যত হোৱা নাই। কাৰণ পক্ষবচনত পক্ষপদ A বচনৰ বিধেয় হৈছে। গতিকে ইয়াত অবৈধ পক্ষপদ দোষৰ সৃষ্টি হৈছে। কিন্তু যদিহে সিদ্ধান্তটো বিশেষ বচনলৈ অৰ্থাৎ O বচনলৈ পৰিৱৰ্তন কৰা হয় তেন্তে পক্ষপদটো সিদ্ধান্তত ব্যাপ্ত নহয় আৰু অবৈধ পক্ষপদ দোষৰ সম্ভাৱনা নাথাকিব।

উদাহৰণ—

E— কোনো ব্যৱসায়ী নহয় দাশনিক

A— সকলো দাশনিক হয় ভাবুক

.:. O— কিছুমান ভাবুক ব্যক্তি নহয় ব্যৱসায়ী।

E— কোনো P নহয় M

A— সকলো M হয় S

.:. O— কিছুমান S নহয় P

এই ন্যায়টো বৈধ। কাৰণ ইয়াত ন্যায়ৰ আকাৰগত কোনো নিয়ম ভংগ হোৱা নাই। হেতুপদ দুয়োটা আশ্রয়বাক্যতেই ব্যাপ্ত হৈছে। সিদ্ধান্তত সাধ্যপদ ব্যাপ্ত হৈছে আৰু ই সাধ্যবচনতো E বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম FESAPO।

(6) EI

E— কোনো কাউৰী নহয় চতুষ্পদী

I— কিছুমান চতুষ্পদী জীৱ হয় মৰণশীল

.:. O— কিছুমান মৰণশীল জীৱ নহয় কাউৰী।

E— কোনো P নহয় M

I— কিছুমান M হয় S

.:. O— কিছুমান S নহয় P।

এই ন্যায়টো শুদ্ধ। কাৰণ ইয়াত ন্যায়ৰ আকাৰগত কোনো নিয়মেই ভংগ হোৱা নাই। হেতুপদ সাধ্যবচনত E বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে। সিদ্ধান্তত সাধ্যপদ O বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে আৰু ই সাধ্যবচনত E বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম FRESISON।

(7) IA

I— কিছুমান মানুহ হয় সৎ

A— সকলো সৎ ব্যক্তি হয় আস্তিক

.:. I— কিছুমান আস্তিক হয় মানুহ

I— কিছুমান P হয় M

A— সকলো M হয় S

.:. I— কিছুমান S হয় P

এই ন্যায়টো শুন্দ। কাৰণ ইয়াত ন্যায় আকাৰগত কোনো নিয়মেই ভংগ হোৱা নাই। হেতুপদটো পক্ষবচনত A বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে। সিদ্ধান্তত কোনো পদ ব্যাপ্ত হোৱা নাই। গতিকে ই বৈধ আৰু ইয়াৰ সাংকেতিক নাম DIMARIS।

(8) OA

O— কিছুমান	মানুহ	নহয়	সাধু	
A— সকলো	সাধু	হয়	সুখী	
. . O—	কিছুমান	সুখী	ব্যক্তি	
O—	কিছুমান	P	নহয়	M
A—	সকলো	M	হয়	S
. . O—	কিছুমান	S	নহয়	P

এই ন্যায়টো অবৈধ। কাৰণ ইয়াত সাধ্যপদ সিদ্ধান্তত ব্যাপ্ত হৈছে, কিন্তু সাধ্য আশ্রয়বাক্যত O বচনৰ উদ্দেশ্য হিচাপে অব্যাপ্ত। গতিকে ইয়াত ‘অবৈধ সাধ্যপদ দোষ’ ঘটিছে আৰু ই অবৈধ। ওপৰৰ আলোচনাৰ পৰা দেখা গ'ল যে চতুর্থ সংস্থানত বৈধ মূর্তিৰ সংখ্যা পাঁচটা।

বৈধ মূর্তি :

(i) BRAMANTIP	(A – A – I)
(ii) CAMENES	(A – E – E)
(iii) DIMARIS	(I – A – I)
(iv) FESAPO	(E – A – O)
(v) FREISON	(E – I – O)

চতুর্থ সংস্থানৰ বিশেষ নিয়ম (**Special rules of the fourth figure**) : চতুর্থ সংস্থানৰ বৈধ মূর্তিৰোৱৰ প্ৰকৃতি বিশ্লেষণ কৰিলে তিনিটা বিশেষ নিয়ম নিৰ্ণয় কৰিব পৰা যায়।

(1) সাধ্য আশ্রয়বাক্য সদৰ্থক হ'লে পক্ষ আশ্রয়বাক্য সামান্য বচন হ'ব।

(2) পক্ষ আশ্রয়বাক্য সদৰ্থক হ'লে সিদ্ধান্ত বিশেষ বচন হ'ব।

(3) কোনো এটা আশ্রয়বাক্য নন্দৰ্থক হ'লে সাধ্য আশ্রয়বাক্য সামান্য বচন হ'ব।

প্ৰমাণ :

চতুর্থ সংস্থানৰ সাংকেতিক ৰূপ

P M

M S

. . S P

(1) সাধ্য আশ্রয়বাক্য সদৰ্থক বচন হ'লে পক্ষ আশ্রয়বাক্য সামান্য বচন হ'ব :

যিহেতু চতুর্থ সংস্থানত হেতুপদ সাধ্য আশ্রয়বাক্যত বিধেয়, সেই কাৰণে সাধ্য আশ্রয়বাক্য সদৰ্থক হ'লে হেতুপদ তাত অব্যাপ্ত হৈ থাকিব। কাৰণ সদৰ্থক বচনত বিধেয় পদ ব্যাপ্ত নহয়। গতিকে অব্যাপ্ত হেতুপদ দোষ নহ'বলৈ হেতুপদটো পক্ষ আশ্রয়বাক্যত ব্যাপ্ত হ'ব লাগিব। পক্ষ আশ্রয়বাক্যত হেতুপদ উদ্দেশ্যকাপে ব্যৱহাৰ হয়। গতিকে উদ্দেশ্যপদ ব্যাপ্ত হ'বলৈ হ'লে পক্ষ আশ্রয়বাক্য সামান্য বচন হ'ব লাগিব। গতিকে দেখা যায় যে সাধ্য আশ্রয়বাক্য যদি সদৰ্থক হয় তেন্তে পক্ষ আশ্রয়বাক্য সামান্য বচন হ'ব লাগিব।

(2) পক্ষ আশ্রয়বাক্য সদৰ্থক হ'লে সিদ্ধান্ত বিশেষ বচন হ'ব :

পক্ষ আশ্রয়বাক্য সদৰ্থক হ'লে ইয়াৰ বিধেয় পদ অৰ্থাৎ পক্ষপদ ব্যাপ্ত নহ'ব। কাৰণ সদৰ্থক বচনত বিধেয়পদ ব্যাপ্ত নহয়। গতিকে পক্ষপদ

সিদ্ধান্ততো ব্যাপ্ত হ'ব নোরাবিব। কারণ পক্ষ আশ্রয়বাক্যত ব্যাপ্ত নোহোরাকৈ পক্ষপদ সিদ্ধান্তত ব্যাপ্ত হ'লে অবৈধ পক্ষপদ দোষ হ'ব। সিদ্ধান্তত পক্ষপদ উদ্দেশ্য ক্ষেত্রে ব্যবহৃত হয়। গতিকে সিদ্ধান্ত বিশেষ বচন হ'বই লাগিব। কারণ একমাত্র বিশেষ বচনতেই উদ্দেশ্যপদ অব্যাপ্ত থাকে। গতিকে পক্ষ আশ্রয়বাক্য সদর্থক হ'লে সিদ্ধান্ত সামান্য বচন হ'ব নোরাবে। ই বিশেষ বচন হ'ব।

(3) এটা আশ্রয়বাক্য নএওর্থক হ'লে সাধ্য আশ্রয়বাক্য সামান্য বচন হ'ব :

এটা আশ্রয়বাক্য নএওর্থক হ'লে ন্যায়ৰ নিয়মানুযায়ী সিদ্ধান্তও নএওর্থক হ'ব। সিদ্ধান্ত নএওর্থক হ'লে ইয়াৰ বিধেয় পদ অর্থাৎ সাধ্যপদ ব্যাপ্ত হ'ব। গতিকে অবৈধ সাধ্যপদ দোষ নহ'লে সাধ্যপদ সাধ্য আশ্রয়বাক্যত ব্যাপ্ত হ'ব লাগিব। চতুর্থ সংস্থানত সাধ্যপদ আশ্রয়বাক্যত উদ্দেশ্যক্ষেত্রে ব্যবহৃত হয়। গতিকে সাধ্য আশ্রয় সামান্য বচন হ'বই লাগিব। কারণ কেৱল সামান্য বচনতেই উদ্দেশ্যপদ ব্যাপ্ত হয়।

গতিকে এটা আশ্রয়বাক্য নএওর্থক হ'লে সাধ্য আশ্রয়বাক্য বিশেষ বচন হ'ব নোরাবে; সামান্য বচন হ'ব।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে প্ৰথম সংস্থানত চাৰিটা, দ্বিতীয় সংস্থানত চাৰিটা, তৃতীয় সংস্থানত ছটা আৰু চতুর্থ সংস্থানত পাঁচটা অর্থাৎ 19 টাহে এই চাৰিটা সংস্থানৰ বৈধ মূৰ্তি।

প্ৰথম সংস্থান : BARBARA,

CELARENT, DARII,
FERIO

দ্বিতীয় সংস্থান : CESARE,
CAMESTRES,
FESTINO, BAROCO

তৃতীয় সংস্থান : DARAPTI, DISAMIS,
DATISI, FELAPTON,
BOCARDO, FERISON

চতুর্থ সংস্থান : BRAMANTIP,
CAMENES,
DIMARIS, FESAPO,
FRESISON

3.2.6 ন্যায় অনুমানৰ শুন্দাশুন্দি নিৰ্ণয় বা সত্যাসত্য নিৰ্ণয় (Testing of Categorical Syllogistic Arguments) :

ন্যায় অনুমানৰ বৈধতা বুলিলে ইয়াৰ আকাৰগত সত্যতাৰ কথাই বুজোৱা হয়। ন্যায় অনুমানৰ আকাৰগত সত্যতা নিৰ্ণয়ৰ বাবে ন্যায়ৰ কিছুমান (দহটা) সাধাৰণ নিয়ম আছে আৰু ইয়াৰ বৈধতা এই নিয়মসমূহৰ ওপৰত প্ৰতিষ্ঠিত। যেতিয়া ন্যায়ৰ সিদ্ধান্তটো ন্যায়ৰ নিয়ম অনুযায়ী প্ৰতিষ্ঠা কৰা হয়, তেতিয়া ন্যায় অনুমানটোক বৈধ বুলি কোৱা হয়। আনহাতে, ন্যায় অনুমানৰ সিদ্ধান্ত প্ৰতিষ্ঠা কৰোতে এই নিয়মসমূহৰ কোনো এটা নিয়ম ভঙ্গ হ'লেই ন্যায় অনুমানটো অবৈধ বুলি কোৱা হয়। এতিয়া কোনো এটা যুক্তি শুন্দ নে অশুন্দ, বৈধ নে অবৈধ সেইটো নিৰ্ধাৰণ কৰা

অনেক সময়ত অতি কঠিন। শিক্ষার্থীৰ সুবিধাৰ বাবে তলত কিছুমান সাধাৰণ নিৰ্দেশ দিয়া হ'ল।

অনুমানবোৰ সকলো সময়তে তর্কবিজ্ঞানসম্মত আকাৰত নাথাকে। সেয়েহে ন্যায়ৰ বৈধতা বিচাৰৰ সময়ত আমাৰ প্ৰথম কৰ্তব্য হ'ল— বাক্যবোৰৰ পৰা প্ৰথমে এটা তর্কবিজ্ঞানসম্মত যুক্তি গঠন কৰা। ইতিমধ্যে এটা বাক্যক কিদৰে তর্কবিজ্ঞানসম্মত বচনলৈ ৰূপান্তৰিত কৰিব পাৰি তাৰ বিস্তৃত বিৱৰণ আগৰ অধ্যায়ত দিয়া হৈছে। ন্যায় অনুমানৰ গঠনত দেখা যায় যে প্ৰথমে সাধ্যবচন, তাৰ পিছত পক্ষবচন আৰু শেষত সিদ্ধান্ত দিয়া থাকে।

(সাধ্যবচন — পক্ষবচন — সিদ্ধান্ত)

কিন্তু বিভিন্ন উদাহৰণত দেখা যায় যে বচনবোৰ এনে ধৰণৰ তর্কবিজ্ঞানসম্মত আকাৰত সকলো সময়তে দিয়া নাথাকে। গতিকে সৰ্বপ্ৰথমে বচনবোৰক ন্যায়ৰ তর্কবিজ্ঞানসম্মত যুক্তিৰ আকাৰত সজাৰ লাগিব। তাৰ বাবে নিম্নলিখিত নিয়মবোৰ মানি চলা দৰকাৰ।

(1) প্ৰথমতে ন্যায়ৰ সিদ্ধান্তটো বাছি ল'ব লাগিব আৰু তাক যুক্তিটোৰ শেষত অৰ্থাৎ ততীয় স্থানত লিখিব লাগিব। সাধাৰণতে সিদ্ধান্তটোৰ আগত ‘গতিকে’, ‘এতেকে’, ‘সেইকাৰণে’, ‘সেয়েহে’ (therefore, so, hence) ইত্যাদি শব্দবোৰ যুক্ত থাকে। যদি কেতিয়াবা নাথাকে, তেনেহ'লৈ অনুমানটো ভালদৰে পৰ্যবেক্ষণ কৰি অৰ্থৰ বিচাৰ কৰি সিদ্ধান্তটো নিৰ্ণয় কৰা হয়। কেতিয়াবা আকৌ সিদ্ধান্তটো প্ৰথমতে

দিয়া থাকে তাৰ পিছত ‘কাৰণ’, ‘কিয়নো’ (because, for) ইত্যাদি শব্দৰে আশ্রয়বাক্যটো দিয়া থাকে। সিদ্ধান্ত নিৰ্ণয়ৰ পিছত সিদ্ধান্তৰ উদ্দেশ্য পক্ষপদ আৰু সিদ্ধান্তৰ বিধেয় সাধ্যপদ সহজে নিৰ্ণয় কৰিব পাৰি।

- (2) ন্যায় অনুমানত সাধ্যপদটো যিটো বচনত থাকে, সেইটো হ'ব সাধ্যবচন আৰু পক্ষপদটো যিটো বচনত থাকে সেইটো হ'ব পক্ষবচন।
- (3) এতিয়া যুক্তিটোক তর্কবিজ্ঞানৰ আকাৰত লিখিব লাগিব। প্ৰথমে সাধ্যবচন, তাৰ পিছত পক্ষবচন আৰু শেষত সিদ্ধান্ত (সাধ্যবচন — পক্ষবচন — সিদ্ধান্ত)।
- (4) এতিয়া চাৰ লাগিব যুক্তিটোত ন্যায়ৰ কোনো নিয়ম ভংগ হৈছে নেকি। এই প্ৰসংগত কোন বচনত কোনটো পদ ব্যাপ্ত হৈছে সেইটো লক্ষ্য কৰিব লাগিব আৰু ন্যায়ৰ নিয়মবোৰ ভালদৰে মনত বাখিব লাগিব।
- (5) এটা কথা মনত বাখিব লাগিব যে কোনো অনুমানৰ বৈধতা নিৰ্ণয় কৰোতে সেইটো সদায় যে অশুল্দ হ'ব— এনে ধাৰণা মনত বাখিব নালাগে। অনেক ক্ষেত্ৰত অনুমানটো শুল্দ হ'বও পাৰে। তেনে ক্ষেত্ৰত অনুমানটোক তর্কবিজ্ঞানসম্মত আকাৰত ৰূপান্তৰিত কৰি তাৰ সংস্থান (Figure) আৰু মূৰ্তি (Mood)ৰ উল্লেখ কৰিব লাগে।
- (6) আন এটা বিষয় হৈছে অনুমানটোক কেৱল

মাত্র তর্কবিজ্ঞানসম্মত আকারত প্রকাশ কৰি
তাক ‘বৈধ’ বা ‘অবৈধ’ বুলি লিখিলেই
নহ’ব। অনুমানটোৱ সঠিক ব্যাখ্যা অর্থাৎ
কিয় ই বৈধ বা কিয় ই অবৈধ সেইটোও
স্পষ্ট কৰিব লাগিব।

ন্যায় অনুমানত সাধাৰণতে নিম্নলিখিত
দোষসমূহ দেখা যায়—

- (a) চতুর্পদী দোষ (Fallacy of four terms)
- (b) অনেকার্থক সাধ্যপদ দোষ (Fallacy of ambiguous major)
- (c) অনেকার্থক পক্ষপদ দোষ (Fallacy of ambiguous minor)
- (d) অনেকার্থক হেতুপদ দোষ (Fallacy of ambiguous middle)
- (e) অব্যাপ্ত হেতুপদ দোষ (Fallacy of undistributed middle)
- (f) অবৈধ সাধ্যপদ দোষ (Fallacy of illicit major)
- (g) অবৈধ পক্ষপদ দোষ (Fallacy of illicit minor)
- (h) দুটি নির্ণয়ক আশ্রয়বাক্যজনিত দোষ (Fallacy of negative premises)।

তলত কিছুমান ন্যায় অনুমানৰ বৈধতাৰ বিচাৰ
কৰি দেখুওৱা হ’ল—

(a) চতুর্পদী দোষ (Fallacy of four terms) :

- (i) সেনাপতিৰ স্তৰীয়ে সৈন্যবাহিনীক পৰিচালনা
কৰে; কাৰণ সেনাপতিৱে সৈন্যবাহিনীক পৰিচালনা
কৰে আৰু সেনাপতিৰ স্তৰীয়ে সেনাপতিৰ পৰিচালনা

কৰে।

তর্কবিজ্ঞানসম্মত ৰূপ—

- A— সেনাপতি হয় এনে ব্যক্তি যিয়ে
সৈন্যবাহিনীক পৰিচালনা কৰে।
- A— সেনাপতিৰ স্তৰী হয় এনে ব্যক্তি যিয়ে
সেনাপতিৰ পৰিচালনা কৰে।
- ∴ A— সেনাপতিৰ স্তৰী হয় এনে ব্যক্তি যিয়ে
সৈন্যবাহিনীক পৰিচালনা কৰে।

দোষ : চতুর্পদী দোষ (Fallacy of four terms)।

এই ন্যায়টো অশুন্দ। ইয়াত চতুর্পদী দোষ
ঘটিছে। ন্যায়ৰ নিয়ম মতে এটা ন্যায়ত তিনিটাতকৈ
বেছি পদ থাকিব নোৱাৰে। কিন্তু ইয়াত চাৰিটা
পদ আছে। যেনে— (1) সেনাপতি (2) যিয়ে
সৈন্যবাহিনীক পৰিচালনা কৰে, (3) সেনাপতিৰ
স্তৰী আৰু (4) যিয়ে সেনাপতিৰ পৰিচালনা কৰে।
(ii) পৃথিৰী সূৰ্যৰ চাৰিওফালে ঘূৰে, চন্দ্ৰ পৃথিৰীৰ
চাৰিওফালে ঘূৰে। গতিকে চন্দ্ৰ সূৰ্যৰ চাৰিওফালে
ঘূৰে।

তর্কবিজ্ঞানসম্মত ৰূপ—

- A— পৃথিৰী হয় এনে যি সূৰ্যৰ চাৰিওফালে
ঘূৰে।

- A— চন্দ্ৰ হয় এনে যি পৃথিৰীৰ চাৰিওফালে
ঘূৰে।

∴ A— চন্দ্ৰ হয় এনে যি সূৰ্যৰ চাৰিওফালে
ঘূৰে।

দোষ : চতুর্পদী দোষ (The fallacy of four terms)।

এই ন্যায়টো অবৈধ। ইয়াত চতুর্পদী দোষ

ঘটিছে। ন্যায়ৰ নিয়ম মতে এটা ন্যায়ত তিনিটাতকৈ বেছি পদ থাকিব নোৱাৰিব। কিন্তু ইয়াত চাৰিটা পদ আছে। যেনে— (1) পৃথিৰী (2) যি সূৰ্যৰ চাৰিওফালে ঘূৰে (3) চন্দ্ৰ (4) যি পৃথিৰীৰ চাৰিওফালে ঘূৰে।

(b) অনেকার্থক সাধ্যপদ দোষ (Fallacy of ambiguous major) :

(i) নামবাচক শব্দ ধাতু নহয়, লো নামবাচক শব্দ, সেয়ে লো ধাতু নহয়।

তর্কবিজ্ঞানসম্মত ৰূপ—

E— কোনো নামবাচক শব্দ নহয় ধাতু

A— লো হয় নামবাচক শব্দ।

.:. E— লো নহয় ধাতু।

দোষ : অনেকার্থক সাধ্যপদ দোষ।

এই ন্যায়টো অবৈধ। ইয়াত ‘অনেকার্থক সাধ্যপদ দোষ’ ঘটিছে। ন্যায়ৰ নিয়ম মতে ন্যায়ৰ পদটো দুয়োটা বচনতে একে অৰ্থত ব্যৱহাৰ হ'ব লাগে। ইয়াত সাধ্যপদ ‘ধাতু’ অনেকার্থক হৈছে। সাধ্য বচনত ই ব্যৱহাৰ হৈছে ক্ৰিয়াৰ মূলৰ অৰ্থত আৰু সিদ্ধান্তত এক ধাতৰ পদাৰ্থৰ অৰ্থত ব্যৱহাৰ হৈছে।

(ii) পদ বচনৰ অংশ। মোৰ ভৰি দুখন বচনৰ অংশ নহয়। সেয়েহে মোৰ ভৰি দুখন পদ নহয়।

তর্কবিজ্ঞানসম্মত ৰূপ—

A— পদ হয় বচনাংশ

E— মোৰ ভৰি দুখন নহয় বচনাংশ

.:. E— মোৰ ভৰি দুখন নহয় পদ।

দোষ : অনেকার্থক সাধ্যপদ দোষ।

এইটো এটা অবৈধ ন্যায়। ইয়াত ‘অনেকার্থক

সাধ্যপদ দোষ’ ঘটিছে। ন্যায়ৰ নিয়ম মতে সাধ্যপদটো দুয়োটা আশ্রয়বাক্যতে একে অৰ্থত ব্যৱহাৰ হ'ব লাগিব কিন্তু ইয়াত সাধ্যপদ ‘পদ’ সাধ্যবচনত ‘বচনৰ অংশ’ অৰ্থত আৰু সিদ্ধান্তত ‘শৰীৰৰ অংশ’ অৰ্থাৎ ‘ভৰি’ অৰ্থত ব্যৱহাৰ হৈছে।

(c) অনেকার্থক পক্ষপদ দোষ (Fallacy of ambiguous minor) :

(i) মানুহ উৰিব পৰা জীৱ নহয়, দিজ হয় মানুহ, সেয়েহে দিজ উৰিব পৰা জীৱ নহয়।

তর্কবিজ্ঞানসম্মত ৰূপত—

E— মানুহ নহয় উৰিব পৰা জীৱ

A— দিজ হয় মানুহ

.:. E— দিজ নহয় উৰিব পৰা জীৱ।

দোষ : অনেকার্থক পক্ষপদ দোষ।

এইটো এটা অবৈধ ন্যায়। ইয়াত ‘অনেকার্থক পক্ষপদ দোষ’ ঘটিছে। ন্যায়ৰ নিয়ম মতে পক্ষপদটো দুয়োটা আশ্রয়বাক্যতে একে অৰ্থত ব্যৱহাৰ হ'ব লাগিব। কিন্তু ইয়াত ‘দিজ’ পক্ষপদ পক্ষবচনত ‘ৰাস্কণ’ অৰ্থত আৰু সিদ্ধান্তত ‘চৰাই’ অৰ্থত ব্যৱহাৰ হৈছে।

(ii) ক্ষণস্থায়ী বস্তুৰ মূল্য নাই। দণ্ডৰ মূল্য নাই, কাৰণ দণ্ড ক্ষণস্থায়ী।

তর্কবিজ্ঞানসম্মত ৰূপ—

A— সকলো ক্ষণস্থায়ী বস্তু হয় মূল্যহীন

A— দণ্ড হয় ক্ষণস্থায়ী

.:. A— দণ্ড হয় মূল্যহীন।

দোষ : অনেকার্থক পক্ষপদ দোষ।

এইটো এটা অবৈধ ন্যায়। ইয়াত অনেকার্থক পক্ষপদ দোষ ঘটিছে। ন্যায়ৰ নিয়ম মতে পক্ষপদটো

দুয়োটা আশ্রয়বাক্যতে একে অর্থত ব্যরহার হ'ব লাগিব। কিন্তু ইয়াত পক্ষপদ ‘দণ্ড’ পক্ষবচনত ‘কোমল’ বুজাইছে আৰু সিদ্ধান্তত ‘শাস্তি’ অর্থত ব্যরহার হৈছে।

(d) অনেকার্থক হেতুপদ দোষ (Fallacy of ambiguous middle) :

(i) ৰাজকোষ অর্থপূৰ্ণ। তেওঁৰ কথাবোৰ অর্থপূৰ্ণ, গতিকে তেওঁৰ কথাবোৰ হয় ৰাজকোষ।

তর্কবিজ্ঞানসম্মত ৰূপ—

A— ৰাজকোষ হয় অর্থপূৰ্ণ

A— তেওঁৰ কথাবোৰ হয় অর্থপূৰ্ণ

.: A— তেওঁৰ কথাবোৰ হয় ৰাজকোষ।

দোষ : অনেকার্থক হেতুপদ দোষ।

এই ন্যায় অনুমানটো অবৈধ। ইয়াত অনেকার্থক হেতুপদ দোষ ঘটিছে। ন্যায়ৰ নিয়ম মতে হেতুপদ দুয়োটা আশ্রয়বাক্যতে একে অর্থত ব্যরহার হ'ব লাগিব। কিন্তু ইয়াত ‘অর্থপূৰ্ণ’ হেতুপদটো সাধ্যবচনত ‘টকা-পইচাৰ পূৰ্ণ’ অর্থত আৰু পক্ষবচনত ‘তাৎপর্যপূৰ্ণ’ অর্থত ব্যরহার হৈছে।

(ii) ৰূপ হয় এবিধ মৌল। অক্সিজেনৰ ৰূপ নাই, গতিকে অক্সিজেন মৌল নহয়।

তর্কবিজ্ঞানসম্মত ৰূপ—

A— ৰূপ হয় এবিধ মৌল

E— অক্সিজেন নহয় এনে যাৰ ৰূপ আছে

.: E— অক্সিজেন নহয় মৌল।

দোষ : অনেকার্থক হেতুপদ দোষ।

এই ন্যায় অনুমানটো অবৈধ। ইয়াত ‘অনেকার্থক হেতুপদ দোষ’ হৈছে। ন্যায়ৰ নিয়ম মতে হেতুপদটো দুয়োটা আশ্রয়বাক্যতে একাবোৰে ব্যাপ্ত হোৱা নাই। গতিকে ইয়াত ‘অব্যাপ্ত হেতুপদ দোষ’ ঘটিছে।

লাগিব। কিন্তু ইয়াত হেতুপদ ‘ৰূপ’ সাধ্যবচনত এবিধ ‘ধাতু’ৰ অর্থত আৰু পক্ষবচনত ‘ৰূপ’ৰ অর্থ হৈছে ‘আকাৰ’।

(e) অব্যাপ্ত হেতুপদ দোষ (Fallacy of undistributed middle) :

(i) কবিসকল কল্পনাপ্ৰৱণ। কালিদাস হয় কল্পনাপ্ৰৱণ, গতিকে কালিদাস হয় কবি।

তর্কবিজ্ঞানসম্মত ৰূপ—

A— সকলো কবি হয় কল্পনাপ্ৰৱণ

A— কালিদাস হয় কল্পনাপ্ৰৱণ।

.: A— কালিদাস হয় কবি।

দোষ : অব্যাপ্ত হেতুপদ দোষ।

এই ন্যায় অনুমানটো অবৈধ। ইয়াত ‘অব্যাপ্ত হেতুপদ দোষ’ ঘটিছে। ন্যায়ৰ নিয়ম মতে হেতুপদটো দুয়োটা আশ্রয়বাক্যতে অন্ততঃ এবাৰ ব্যাপ্ত হ'বই লাগিব। কিন্তু ইয়াত ‘কল্পনাপ্ৰৱণ’ হেতুপদটো দুয়োটা আশ্রয়বাক্যতে এবাৰো ব্যাপ্ত হোৱা নাই। গতিকে ইয়াত ‘অব্যাপ্ত হেতুপদ দোষ’ ঘটিছে।

(ii) তেওঁ নিশ্চয় কাপুৰূপ কাৰণ তেওঁ অসাধু আৰু সকলো কাপুৰূপ অসাধু।

তর্কবিজ্ঞানসম্মত ৰূপ—

A— সকলো কাপুৰূপ হয় অসাধু

A— তেওঁ হয় অসাধু

.: A— তেওঁ হয় কাপুৰূপ

দোষ : অব্যাপ্ত হেতুপদ দোষ।

এইটো এটা অবৈধ ন্যায়। ইয়াত ‘অব্যাপ্ত হেতুপদ দোষ’ৰ সৃষ্টি হৈছে। ন্যায়ৰ নিয়ম মতে হেতুপদটো দুয়োটা আশ্রয়বাক্যতে অন্ততঃ এবাৰ

ব্যাপ্ত হ'বই লাগিব। কিন্তু ইয়াত ‘অসাধু’ হেতুপদটো দুয়োটা আশ্রয়বাক্যত A বচনৰ বিধেয় হোৱা বাবে অব্যাপ্ত হৈছে।

(f) অবৈধ সাধ্যপদ দোষ (Fallacy of illicit major) :

(i) কেৱল সাহসী লোকেহে বিপদৰ সমুখীন হ'ব পাৰে, তেওঁ সাহসী নহয়। কাৰণ তেওঁ বিপদৰ সমুখীন হ'ব নোৱাৰে।

তর্কবিজ্ঞানসম্মত কৃপ—

A— সকলো লোক যিয়ে বিপদৰ সমুখীন হ'ব পাৰে হয় সাহসী

E— তেওঁ নহয় এনে যিয়ে বিপদৰ সমুখীন হ'ব পাৰে।

.∴ E— তেওঁ নহয় সাহসী।

দোষ : অবৈধ সাধ্যপদ দোষ।

এইটো এটা অবৈধ ন্যায়। ইয়াত অবৈধ সাধ্যপদ দোষ ঘটিছে। ন্যায়ৰ নিয়ম মতে আশ্রয়বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰিব। কিন্তু ইয়াত ‘সাহসী’ সাধ্যপদ সাধ্য আশ্রয়বাক্যত A বচনৰ বিধেয় হোৱা বাবে অব্যাপ্ত হৈছে, কিন্তু সিদ্ধান্তত E বচনৰ বিধেয় হিচাপে ব্যাপ্ত হৈছে।

(ii) তেওঁ অনুবিশ্বাসী নহয়, কিয়নো অশিক্ষিতসকল অনুবিশ্বাসী আৰু তেওঁ অশিক্ষিত নহয়।

A— সকলো অশিক্ষিত লোক হয় অনুবিশ্বাসী

E— তেওঁ নহয় অশিক্ষিত

.∴ E— তেওঁ নহয় অনুবিশ্বাসী।

দোষ : অবৈধ সাধ্যপদ দোষ।

এই ন্যায় অনুমানটো অবৈধ। ইয়াত অবৈধ

সাধ্যপদ দোষ ঘটিছে। ন্যায়ৰ নিয়ম মতে আশ্রয়বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰে। ইয়াত ‘অনুবিশ্বাসী’ সাধ্যপদ E বচনৰ বিধেয় হিচাপে সিদ্ধান্তত ব্যাপ্ত হৈছে। কিন্তু সাধ্য আশ্রয়বাক্যত A বচনৰ বিধেয় হিচাপে ব্যাপ্ত হোৱা নাই।

(g) অবৈধ পক্ষপদ দোষ (Fallacy of illicit minor) :

(i) সকলো কুকুৰ হয় চতুৰ্পদী। সকলো চতুৰ্পদী জীৱই জন্ম, গতিকে সকলো জন্মৱেই কুকুৰ।

তর্কবিজ্ঞানসম্মত কৃপ—

A— সকলো কুকুৰ হয় চতুৰ্পদী

A— সকলো চতুৰ্পদী জীৱ হয় জন্ম

.∴ A— সকলো জন্ম হয় কুকুৰ।

দোষ : অবৈধ পক্ষপদ দোষ।

এই অনুমানটো অবৈধ। ইয়াত ‘অবৈধ পক্ষপদ দোষ’ ঘটিছে। ন্যায়ৰ নিয়ম মতে আশ্রয়বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰিব। ইয়াত ‘জন্ম’ পক্ষপদ সিদ্ধান্ত A বচনৰ উদ্দেশ্য হিচাপে ব্যাপ্ত হৈছে, কিন্তু পক্ষ আশ্রয়বাক্যত A বচনৰ বিধেয় হিচাপে ব্যাপ্ত হোৱা নাই।

(ii) D° ৰাধাকৃষ্ণণ ভাৰতৰ বাট্টপতি। তেওঁ দৰ্শনৰ অধ্যাপক গতিকে দৰ্শনৰ অধ্যাপকেই ভাৰতৰ বাট্টপতি হ'ব পাৰে।

তর্কবিজ্ঞানসম্মত কৃপ—

A— D° ৰাধাকৃষ্ণণ হয় ভাৰতৰ বাট্টপতি

A— D° ৰাধাকৃষ্ণণ হয় দৰ্শনৰ অধ্যাপক

.∴ A— সকলো দৰ্শনৰ অধ্যাপক হয় এনে যি

ভারতৰ বাস্তুপতি হ'ব পাৰে।

দোষঃ অবৈধ পক্ষপদ দোষ।

এইটো এটা অবৈধ ন্যায়। ইয়াত অবৈধ পক্ষপদ দোষ ঘটিছে। ন্যায়ৰ নিয়ম মতে আশ্রয়বাক্যত ব্যাপ্তি নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্তি হ'ব নোৱাৰিব। ইয়াত পক্ষপদ ‘দৰ্শনৰ অধ্যাপক’ A বচনৰ উদ্দেশ্য হিচাপে সিদ্ধান্তত ব্যাপ্তি হৈছে। কিন্তু পক্ষ বচনত A বচনৰ বিধেয় হিচাপে ব্যাপ্তি হোৱা নাই।

(h) দুটা নগৰ্থক আশ্রয়বাক্যজনিত দোষঃ
(Fallacy of two negative premise)

(i) কিছুমান মানুহ মেধাৰী নহয়। সকলো মানুহ ডাক্তৰ নহয়। গতিকে কিছুমান মেধাৰী লোক ডাক্তৰ নহয়।

O— কিছুমান মানুহ নহয় ডাক্তৰ

O— কিছুমান মানুহ নহয় মেধাৰী

.∴ O— কিছুমান মেধাৰী লোক নহয় ডাক্তৰ।

দোষঃ ‘নগৰ্থক আশ্রয়বাক্যজনিত দোষঃ’।

এই ন্যায় অনুমানটো অবৈধ। ইয়াত ‘দুটা নগৰ্থক আশ্রয়বাক্যজনিত দোষঃ’ ঘটিছে। ন্যায়ৰ নিয়ম মতে দুটা নগৰ্থক আশ্রয়বাক্যৰ পৰা কোনো সিদ্ধান্ত পাৰ নোৱাৰিব। ইয়াত দুয়োটা আশ্রয়বাক্যই নগৰ্থক বচন।

(ii) কোনো সৰু দেশেই উন্নতিশীল নহয়। চীন সৰু দেশ নহয়, গতিকে চীন উন্নতিশীল।

তৰ্কবিজ্ঞানসন্মত কৰ্প—

E— কোনো সৰু দেশ নহয় উন্নতিশীল

E— চীন নহয় সৰু দেশ

.∴ A— চীন হয় উন্নতিশীল।

দোষঃ নগৰ্থক আশ্রয়বাক্যজনিত দোষ।

এই অনুমানটো অবৈধ। ইয়াত ‘দুটা নগৰ্থক আশ্রয়বাক্যজনিত দোষঃ’ ঘটিছে। ন্যায়ৰ নিয়ম মতে দুটা নগৰ্থক আশ্রয়বাক্যৰ পৰা কোনো সিদ্ধান্ত পাৰ নোৱাৰিব। ইয়াত দুয়োটা আশ্রয়বাক্যই নগৰ্থক বচন।

অনুশীলনী

1. শুন্দ উত্তৰ বাছি উলিওৱা :

- (a) এইটো সঁচানে যে অমাধ্যম অনুমানত দুটা আশ্রয়বাক্য থাকে।
- (b) প্ৰতিবৰ্তন এক অমাধ্যম অনুমান। কথায়াৰ সঁচানে?
- (c) অমাধ্যম অনুমানত সিদ্ধান্তটো কেইটা আশ্রয়বাক্যৰ পৰা নিঃস্তৃত?
- (d) এইটো সঁচানে যে এটা অমিশ্র নিরপেক্ষ ন্যায়ত এটা হেতুপদ থাকিব লাগে।
- (e) নিরপেক্ষ ন্যায়ত হেতুপদ অন্ততঃ এবাৰ ব্যাপ্তি হ'ব লাগে। কথায়াৰ সঁচানে?
- (f) ন্যায়ৰ কোনটো পদে সংস্থান নিৰ্ণয় কৰে?
- (g) প্ৰথম সংস্থানৰ বৈধ মূৰ্তিসমূহত কোনটো সাধ্যবচন হিচাপে ব্যৱহাৰ হয়?

2. সংজ্ঞা দিয়া :

- | | |
|----------------|-----------------|
| (a) প্ৰতিবৰ্তন | (b) পক্ষপদ |
| (c) হেতুপদ | (d) ব্যাপ্তি পদ |
| (e) সমৰ্বতন। | |

3. তলত দিয়াবোৰৰ উত্তৰ কৰা :

- (a) অমাধ্যম অনুমান কি?
- (b) A বচনৰ সৰল সমৰ্বতন সম্ভৱনে?

- (c) বস্তুগত প্রতিবর্তন প্ৰকৃত প্রতিবর্তন হয়নে?
- (d) এটা ন্যায়ত কেইটা বচন থাকে?
- (e) ন্যায়ৰ সিদ্ধান্তৰ বিধেয় পদটোৰ নাম কি?
- (f) প্ৰথম সংস্থানৰ দুটা বৈধ আকৃতিৰ নাম লিখা।
- (g) এটা ন্যায়ত কেইটা পদ থাকে?
- (h) ন্যায়ৰ সিদ্ধান্তৰ উদ্দেশ্য পদটোৰ কি নাম?
- 4. পাৰ্থক্য দেখুওৱা :**
- (a) অমাধ্যম অনুমান আৰু মাধ্যম অনুমান।
- (b) সৰল সমৰ্বতন আৰু অসৰল সমৰ্বতন।
- 5. উদাহৰণ দিয়া :**
- (a) সৰল সমৰ্বতন
- (b) অসৰল সমৰ্বতন
- (c) বস্তুগত প্রতিবর্তন
- (d) BARBARA
- (e) চতুৰ্পদী দোষ
- (f) ন্যায়
- 6. উত্তৰ দিয়া :**
- (a) হেতুপদ কাক বোলে।
- (b) সাধ্যপদ কাক বোলে।
- 7. চমুটোকা লিখা :**
- (a) সংস্থান
- (b) ন্যায়ৰ মৃতি
- (c) হেতুপদ
- (d) সংযোজক
- (e) বস্তুগত প্রতিবর্তন
- (f) নিষেধমূলক সমৰ্বতন।
- 8. বচনাভ্যাক প্ৰশ্ন :**
- (a) অনুমান কাক বোলে? অনুমানৰ বিভিন্ন প্ৰকাৰবোৰ কি কি?
- (b) নিগমন অনুমান কাক বোলে? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি?
- (c) আগমন অনুমান কাক বোলে? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি?
- (d) নিগমন অনুমান আৰু আগমন অনুমানৰ পাৰ্থক্য কি কি?
- (e) নিগমন অনুমান কাক বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰবোৰ কি কি?
- (f) অমাধ্যম অনুমান কাক বোলে? মাধ্যম আৰু অমাধ্যম অনুমানৰ পাৰ্থক্য লিখা।
- (g) সমৰ্বতন কাক বোলে? সমৰ্বতনৰ নিয়মাৰলী উল্লেখ কৰা।
- (h) প্রতিবর্তন কাক বোলে? প্রতিবর্তনৰ নিয়মাৰলী উল্লেখ কৰা।
- (i) সমৰ্বতন কাক বোলে? উদাহৰণৰ সহায়ত সমৰ্বতনৰ বিভিন্ন প্ৰকাৰবোৰ বুজাই লিখা।
- (j) সৰল সমৰ্বতন কাক বোলে? কি কি ক্ষেত্ৰত A বচনৰ সৰল সমৰ্বতন হয়?
- (k) অমিশ্র নিৰপেক্ষ ন্যায় কাক বোলে? ইয়াৰ বৈশিষ্ট্যবোৰ কি কি?
- (l) ন্যায় কাক বোলে? ন্যায়ৰ গঠন বৰ্ণনা কৰা।
- (m) হেতুপদ কাক বোলে? নিৰপেক্ষ ন্যায়ত হেতুপদৰ ভূমিকা কি?
- (n) ন্যায়ৰ সংস্থান বুলিলে কি বুজা?

উদাহরণের সৈতে বিভিন্ন সংস্থানৰ
ব্যাখ্যা কৰা।

- ১০. নিম্নলিখিত যুক্তিবোৰৰ সত্যাসত্য নির্ণয় কৰা।**
- (i) কিছুসংখ্যক মানুহ হয় পাপী। ঋষিসকল
মানুহ, গতিকে ঋষিসকল পাপী।
 - (ii) সকলো দুঃঘাত খাদ্য পুষ্টিকৰ আৰু
সকলো দুঃঘাত খাদ্যই সুস্বাদু। গতিকে
কিছুমান সুস্বাদু খাদ্য নিশ্চয় পুষ্টিকৰ।
 - (iii) এবিষ্টটল এজন খ্যাতনামা তর্কবিদ।
কাবণ তেওঁ এজন দাশনিক আৰু
সকলো খ্যাতনামা তর্কবিদেই দাশনিক।
 - (iv) যিহেতু তেওঁ ভারতীয়, গতিকে তেওঁ

হিন্দু হ'বই। কাবণ কেৱল ভারতীয়
সকলেই হিন্দু।

- (v) সকলো মানুহ পৰিশ্ৰমী নহয়। কিন্তু
ৰমানন্দ পৰিশ্ৰমী, গতিকে তেওঁ মানুহ
হ'ব নোৱাৰে।
- (vi) ভগৱানে মানুহ সৃষ্টি কৰিলে, মানুহে
পাপ সৃষ্টি কৰিলে, গতিকে ভগৱানে
পাপ সৃষ্টি কৰিলে।
- (vii) পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘূৰে, চন্দ্ৰ
পৃথিৱীৰ চাৰিওফালে ঘূৰে, গতিকে
চন্দ্ৰ সূৰ্যৰ চাৰিওফালে ঘূৰে।

* * *

চতুর্থ খণ্ড

প্রতীকাত্মক তর্কবিজ্ঞান

(বৈশিষ্ট্য, প্রতীক, প্রতীক ব্যবহারের উপযোগিতা, তর্কীয় অবিকারী, পরিবর্ত্য সত্যফলন, মৌলিক সত্যফলন, সত্য তালিকা গঠন)

4.1 সংজ্ঞা :

আজির পৰা প্ৰায় দুই হাজাৰ বছৰৰ আগতে গ্ৰীক দাশনিক আৰু তৰ্কবিদি এৰিষ্টটলে প্ৰণয়ন কৰা পৰম্পৰাগত তৰ্কবিজ্ঞানৰ নিগমনাত্মক ধাৰাটোত আধুনিক গণিত শাস্ত্ৰৰ পদ্ধতি আৰু নীতি অনুসৰি প্রতীকৰ অধিক ব্যৱহাৰ কৰাৰ ফলত তৰ্কবিজ্ঞানৰ যি পৰিৱৰ্ধিত ৰূপ পোৱা গৈছে, তাকেই প্রতীকাত্মক তৰ্কবিজ্ঞাল বুলি অভিহিত কৰিব পৰা যায়। প্রতীকাত্মক তৰ্কবিজ্ঞাল হৈছে পৰম্পৰাগত নিগমনাত্মক তৰ্কবিজ্ঞানৰ এক আধুনিক সংস্কৰণ।

প্রতীকাত্মক তৰ্কবিজ্ঞান তুলনামূলকভাৱে এক শেহতীয়া আৱিষ্কাৰ। প্রতীকাত্মক তৰ্কবিজ্ঞানৰ ক্ৰমোৱতিৰ লগত গণিতৰ ক্ৰমোৱতি সাঁঁড়োৰ খাই আছে। প্রতীকাত্মক তৰ্কবিজ্ঞান আৰু গণিতৰ মাজত অতি নিকট সম্বন্ধ আছে। প্রতীকাত্মক তৰ্কবিজ্ঞানৰ ক্ষেত্ৰখন বাস্তৱিকতে গণিতজ্ঞসকলৰ বৰঙণিৰ দ্বাৰাই সমৃদ্ধ। সেয়েহে প্রতীকাত্মক তৰ্কবিজ্ঞানক ‘গাণিতিক তৰ্কবিজ্ঞান’ বুলিও কোৱা হয়।

প্রতীকাত্মক তৰ্কবিজ্ঞান এক আকাৰমূলক

বিজ্ঞান। ইয়াত বিস্তৃত হাৰত প্ৰয়োগ কৰা হয়। তদুপৰি, প্রতীকাত্মক তৰ্কবিজ্ঞান বচন বা যুক্তিৰ আলোচ্য বিষয়বস্তুৰ লগত জড়িত নহয়। বচন বা যুক্তিৰ আকাৰৰ লগতহে এই বিজ্ঞান জড়িত। প্রতীকাত্মক তৰ্কবিজ্ঞানক সেয়েহে ‘আকাৰিক তৰ্কবিজ্ঞান’ বা আকাৰমূলক তৰ্কবিজ্ঞান বুলিও অভিহিত কৰা হয়।

4.2 প্রতীকাত্মক তৰ্কবিজ্ঞানৰ বৈশিষ্ট্য (Characteristics of symbolic logic) :

চি আই লুইছ নামৰ এজন প্ৰথ্যাত তৰ্কবিজ্ঞানীয়ে প্রতীকাত্মক তৰ্কবিজ্ঞানৰ তিনিটা সাধাৰণ বৈশিষ্ট্য উল্লেখ কৰিছে। এই বৈশিষ্ট্য তিনিটা হ'ল— (1) ধাৰণাজ্ঞাপক চিহ্নৰ প্ৰয়োগ, (2) নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগ, (3) পৰিবৰ্ত্য বা চল প্রতীকৰ প্ৰয়োগ। তলত এই বৈশিষ্ট্য তিনিটা চমুকৈ আলোচনা কৰা হ'ল—

(1) ধাৰণাজ্ঞাপক চিহ্নৰ প্ৰয়োগ :

ধাৰণাজ্ঞাপক চিহ্নৰ প্ৰয়োগ প্রতীকাত্মক তৰ্কবিজ্ঞানৰ এক অন্যতম বৈশিষ্ট্য। ধাৰণাজ্ঞাপক

চিহ্ন হৈছে এক প্ৰকাৰৰ প্ৰতীক যিয়ে
পোনপটীয়াভাৱে ধাৰণা নিৰ্দেশ কৰে। উদাহৰণ
স্বৰূপে, ‘+’ ‘—’ ‘=’ ‘?’ আৰু এনে ধৰণৰ অন্যান্য
প্ৰতীকসমূহক ধাৰণাজ্ঞাপক চিহ্ন বুলি কোৱা হয়।
প্ৰত্যক্ষভাৱে সেইবোৰে ধাৰণা নিৰ্দেশ কৰে।
ধাৰণাজ্ঞাপক চিহ্নসমূহক ধ্বনিজ্ঞাপক চিহ্নসমূহৰ
পৰা পৃথক বুলি বিবেচনা কৰা হয়। ধ্বনিজ্ঞাপক
চিহ্নসমূহ যি কোনো সাধাৰণ ভাষাৰ শাৰ্দিক
নিয়ম অনুসৰি লিখিত শব্দ বা প্ৰকাশ। উদাহৰণ
স্বৰূপে, ‘প্ৰশ্নবোধক চিন’, ‘পূৰণ চিন’, ‘হৰণ
চিন’, ‘সমান চিন’ আদি আখৰেৰে লিখিত
শব্দবোৰক ধ্বনিজ্ঞাপক চিহ্ন বুলি কোৱা হয়।
ধ্বনিজ্ঞাপক চিহ্নবোৰে পোনপটীয়াভাৱে ধ্বনি
নিৰ্দেশ কৰে আৰু কেৱল পৰোক্ষভাৱেহে ধাৰণা
বা প্ৰত্যয় নিৰ্দেশ কৰে।

(2) নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগ :

নিগমনাত্মক পদ্ধতিৰ একচেতীয়া প্ৰয়োগ
প্ৰতীকাত্মক তর্কবিজ্ঞানৰ এক অন্যতম বৈশিষ্ট্য।
নিৰ্দিষ্টসংখ্যক কেতোৰ বিবৃতি বা উক্তিৰ পৰা
কেতোৰ নিয়ম প্ৰয়োগ কৰি অনিৰ্দিষ্ট সংখ্যক
উক্তি বা বচন লাভ কৰাৰ পদ্ধতিকেই নিগমনাত্মক
পদ্ধতি বোলা হয়। যিবোৰ যুক্তিৰ ক্ষেত্ৰে
নিগমনাত্মক পদ্ধতি প্ৰয়োগ কৰা হয় সেইবোৰ
যুক্তিক ‘নিগমনাত্মক’ যুক্তি বুলি কোৱা হয়।
নিগমনাত্মক পদ্ধতি হৈছে এক প্ৰকাৰৰ আকাৰিক
পদ্ধতি য'ত আকাৰমূলক নিয়মসমূহ প্ৰয়োগ কৰা
হয়। যেতিয়া নিগমনাত্মক যুক্তি এটাৰ সিদ্ধান্ত
আধাৰ বচন বা আধাৰ বচনসমূহৰ পৰা তকীয়ভাৱে

নিঃসৃত হয়, তেতিয়া যুক্তিটোক এটা ‘বৈধ’ যুক্তি
বুলি অভিহিত কৰা হয়। আনহাতে, যেতিয়া
তেনে এটা যুক্তিৰ সিদ্ধান্ত ইয়াৰ আধাৰ বচনটো
বা আধাৰ বচনসমূহৰ পৰা তকীয়ভাৱে নিঃসৃত
নহয়, তেতিয়া যুক্তিটোক ‘আবৈধ’ বুলি অভিহিত
কৰা হয়। ‘বৈধ’ আৰু ‘আবৈধ’ এই পদ দুটা
নিগমনাত্মক যুক্তিৰ ক্ষেত্ৰত তকীয় মূল্যায়নসূচক
পদ বুলি ধৰা হয়।

(3) পৰিবৰ্ত্য বা চল প্ৰতীকৰ প্ৰয়োগ :

পৰিবৰ্ত্য বা চল প্ৰতীকৰ প্ৰয়োগ প্ৰতীকাত্মক
তর্কবিজ্ঞানৰ আন এক অন্যতম বৈশিষ্ট্য।
পৰিবৰ্ত্যসমূহ হৈছে এক প্ৰকাৰৰ প্ৰতীক যিয়ে
কোনো অনিৰ্দিষ্ট সৰল উক্তিৰ নিৰ্দেশ কৰে।
নিৰ্দিষ্ট সীমাৰ ভিতৰত যি প্ৰতীকে প্ৰসংগ অনুসৰি
পৰিৱৰ্তনশীল মান প্ৰহণ কৰিব পাৰে, তেনে
প্ৰতীকৰ ‘পৰিবৰ্ত্য’ বুলি কোৱা হয়, কাৰণ প্ৰসংগ
অনুসৰি এইবোৰ অৰ্থ সলনি হ'ব পাৰে। ইংৰাজী
সৰু আখৰৰ বৰ্ণসমূহ যেনে— p, q, r ইত্যাদিক
সৰল উক্তিৰ নিৰ্দেশ কৰা পৰিবৰ্ত্য হিচাপে
ব্যৱহাৰ কৰা হয়।

মন কৰিবলগীয়া কথা যে, প্ৰতীকাত্মক
তর্কবিজ্ঞানৰ এই তিনিটা বৈশিষ্ট্য গণিতৰো
বৈশিষ্ট্য। গণিতৰ বিকাশ আৰু ত্ৰুটিৰ
সৈতে প্ৰতীকাত্মক তর্কবিজ্ঞানৰ বিকাশ আৰু
ত্ৰুটিৰ অঙ্গসীভাৱে জড়িত। আধুনিক
গণিতজ্ঞ আৰু আধুনিক প্ৰতীকাত্মক
তর্কবিদসকলে দেখুৱাইছে যে, আধুনিক গণিত
আৰু প্ৰতীকাত্মক তর্কবিজ্ঞান মূলতঃ একেই;

দুয়োটা বিষয়েরে বিষয়বস্তু আকার আৰু অধ্যয়ন পদ্ধতি নিগমনাত্মক, প্রতীকাত্মক তর্কবিজ্ঞানৰ ক্রমোন্নতিৰ আঁৰত লিব্নিজ, জি বুল, জি ফ্ৰেজে, জি পিয়ানো, বাট্রণ বাছেল আৰু রিট্গেনষ্টাইনৰ নাম আন আন গণিতজ্ঞ আৰু দাশনিকৰ সৈতে বিশেষভাৱে উল্লেখযোগ্য।

4.3 প্রতীক : প্রতীক ব্যৱহাৰৰ উপযোগিতা (Use and Utility of symbols) :

কোনো কথা নিৰ্দেশ কৰিবৰ বাবে বা বুজাৰ বাবে উদ্দেশ্যপ্ৰণোদিতভাৱে যি লিখিত বা কথিত চিহ্ন ব্যৱহাৰ কৰা হয়, তাকেই সাধাৰণতে প্রতীক বুলি কোৱা হয়। প্রতীকাত্মক তর্কবিজ্ঞানত প্রতীক হৈছে এক বিশেষ ধাৰণাজ্ঞাপক লিপি যাক বিশেষ তকীয় ধাৰণা প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে, ইংৰাজী বৰ্ণমালাৰ বৰ্ণ, যেনে— p, q, r, s, t (বা যিকোনো ভাষাৰ বৰ্ণ) বা +, -, ÷, =, ×, ? আদি ধাৰণাজ্ঞাপক চিহ্নসমূহক সাধাৰণতে প্রতীক বুলি কোৱা হয়। প্রতীক ব্যৱহাৰৰ বহুতো উপযোগিতা আছে। তলত এই উপযোগিতাসমূহ চমুকে আলোচনা কৰা হ'ল—

(1) প্রতীকৰ ব্যৱহাৰে যুক্তিৰ আকার প্ৰকাশ কৰি সেই আকার অনুসৰি যুক্তিটোক শ্ৰেণীবিভাগ কৰাত সহায় কৰে। এইদৰে যুক্তিটো শ্ৰেণীবিভাগ কৰাৰ ফলত সাধাৰণ নিয়ম প্ৰয়োগ কৰি যুক্তিটোৰ বৈধতা নিৰ্ণয় কৰাত সহায় হয়। আন ভাষাত ক'বলৈ

গ'লে প্রতীকৰ ব্যৱহাৰে যুক্তিটোৰ আকার স্পষ্টভাৱে প্ৰকাশ কৰি সাধাৰণ নিয়ম প্ৰয়োগৰ জৰিয়তে যুক্তিটোৰ বৈধতা নিৰ্ণয় কৰাত সহায় কৰে।

(2) প্রতীকৰ ব্যৱহাৰে তকীয় নিয়মসমূহৰ সাৰ্বিকতা অৰ্থাৎ, সেইবোৰ যে একে আহিৰ যিকোনো যুক্তিৰ ক্ষেত্ৰতেই প্ৰযোজ্য সেইকথা প্ৰকাশ কৰে। অৰ্থাৎ, এক বিশেষ ‘আকার’ৰ বাবে নিৰ্দিষ্ট নিয়মবোৰ সেই আকারৰ অৰ্ণগত সকলো যুক্তিৰ ক্ষেত্ৰতেই প্ৰযোজ্য। একেটা আকারৰ অৰ্ণগত এটা যুক্তি বৈধ হ'লে, সেই আহিৰ অৰ্ণভূক্ত যিকোনো যুক্তিয়েই বৈধ হ'ব বুলি ক'ব পাৰি। গতিকে প্রতীকৰ ব্যৱহাৰে এই কথা প্ৰকাশ কৰে যে এটা বিশেষ তকীয় নিয়ম সেই আকারৰ সকলোবোৰ যুক্তিৰ ক্ষেত্ৰতেই প্ৰযোজ্য। এইদৰে প্রতীকৰ ব্যৱহাৰে তকীয় নিয়মসমূহৰ সামান্যধৰ্ম প্ৰকাশ কৰে।

(3) প্রতীকৰ ব্যৱহাৰে জটিল বিবৃতি বা যুক্তিসমূহ কম পৰিসৰতে স্পষ্ট আৰু সৰলভাৱে প্ৰকাশ কৰাত সহায় কৰে। সেই যুক্তিসমূহ প্রতীক নোহোৱাকৈ সাধাৰণ ভাষাত প্ৰকাশ কৰিলে বহুত জটিল, বাহ্ল্যময় আৰু অবোধ্য হৈ পৰে।

(4) প্রতীকৰ ব্যৱহাৰে তর্কবিজ্ঞানত বিশেষভাৱে প্ৰয়োগ কৰা তকীয় ধাৰণা বা বিশেষ পদসমূহ সুবিধাজনকভাৱে প্ৰকাশ কৰাত সহায় কৰে। তদুপৰি, পৰিবৰ্ত্যৰ দৰে প্রতীকসমূহৰ ব্যৱহাৰ তকীয় ত্ৰিয়া

(logical operations)সমূহ প্ৰকাশ কৰিবৰ বাবে বিশেষভাৱে উপযোগী।

প্ৰত্যেক বিজ্ঞানতেই কিছুমান বিশেষ পদ থাকে; যিবোৰে বিষয়টোৱ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য কিছুমান ধাৰণা প্ৰকাশ কৰে। গণিত আৰু তর্কবিজ্ঞানৰ ক্ষেত্ৰত এই পদবিলাক প্ৰায়েই এক বিশেষ প্ৰতীকাত্মক স্বৰলিপিৰ দ্বাৰাহে সুবিধাজনকভাৱে প্ৰকাশ কৰিব পাৰি। উদাহৰণ স্বৰূপে, গণিতৰ শূণ্য চিহ্নটোৱেই লোৱা যাওক। গ্ৰীক আৰু ৰোমান গাণিতিক লিপিত ‘শূণ্য’ৰ বাবে কোনো প্ৰতীক নাছিল। ফলত এটা সাধাৰণ গাণিতিক গণনা, যেনে— 7030×48 বা $2323 \div 25$ কৰিবলৈ হ'লে ঘণ্টে গাণিতিক দক্ষতা আৰু কষ্টৰ প্ৰয়োজন হ'ব।

(5) প্ৰতীকৰ ব্যৱহাৰে ভাষাজনিত আঁসোৱাহৰ পৰা উদ্ভূত হোৱা সমস্যাৰ পৰা তর্কবিজ্ঞানক ৰক্ষণাবেক্ষণ দিয়ে। সাধাৰণ ভাষাৰ কেতবোৰ অস্তনিহিত দোষ যেনে— অনিশ্চয়তা (indefiniteness), দ্ব্যৰ্থকতা (ambiguity), উপমা আৰু ভাষাৰ আলংকাৰিক ব্যৱহাৰৰ ফলত উদ্ভূত হোৱা, সমস্যাই যুক্তিৰ আকাৰ নিৰ্ণয় আৰু তাৰ বৈধতা বিচাৰৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। উদাহৰণ স্বৰূপে, ন্যায়ভিন্নিক যুক্তি, ‘অনেকার্থক দোষ’ (fallacy of equivocation) ভাষাৰ দ্ব্যৰ্থকতাৰ পৰা উদ্ভূত হোৱা তেনে এটা দোষ। প্ৰতীকৰ ব্যৱহাৰে

তর্কবিজ্ঞানক এই অসুবিধাসমূহৰ পৰা মুক্ত কৰি যুক্তিক স্পষ্ট কৰত প্ৰকাশ কৰাত সহায় কৰে।

(6) প্ৰতীকৰ ব্যৱহাৰে যুক্তিটোক সংশ্লিষ্ট বচনৰ বস্তুগত সত্যতা বা অসত্যতাৰ প্ৰভাৱৰ পৰা যুক্তিটোক মুক্ত কৰে; সংশ্লিষ্ট বচনৰ বস্তুগত সত্যতা বা অসত্যতাৰ প্ৰভাৱে যুক্তিটোৱ বৈধতা নিৰ্ণয়ৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। প্ৰতীকাত্মক তর্কবিজ্ঞানৰ এটা অন্যতম লক্ষণ হৈছে নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগ। সেই অনুসৰি ইয়াত বস্তুগত সত্যতাৰ পৰিবৰ্তে আকাৰগত সত্যতাৰ ওপৰতহে গুৰুত্ব দিয়া হয়। যেতিয়া এটা যুক্তি সাধাৰণ ভাষাত প্ৰকাশ কৰা হয়, তেতিয়া সংশ্লিষ্ট বচনৰ বস্তুগত সত্যতা বা অসত্যতাই আৰু সেইবোৰ অৰ্থই যুক্তিটোৱ বৈধতা নিৰ্ণয়ৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰে। প্ৰতীকৰ ব্যৱহাৰৰ দ্বাৰা এই অসুবিধাটো আঁতৰ কৰিব পৰা যায়; প্ৰতীকে আমাৰ মনটো সংশ্লিষ্ট বচনৰ বস্তুগত সত্যতা বা অসত্যতাৰ পৰা আঁতৰাই যুক্তিটোৱ আকাৰত মনোনিবেশ কৰাত সহায় কৰে। অৰ্থাৎ, প্ৰতীকৰ ব্যৱহাৰে যুক্তিটোৱ বস্তুগত সত্যতা বা অসত্যতাৰ প্ৰভাৱৰ পৰা মুক্ত কৰি যুক্তিটোৱ বৈধতা নিৰ্ণয়ৰ ক্ষেত্ৰত সহায় কৰে।

প্ৰতীকৰ ব্যৱহাৰৰ এই সুবিধাসমূহৰ বাবেই প্ৰতীকাত্মক তর্কবিদসকলে ভাষাৰ সকলো ধৰণৰ ত্ৰুটি আৰু অসুবিধাৰ পৰা মুক্ত এটা কৃত্ৰিম প্ৰতীকধৰ্মী ভাষা উদ্ভাৱন কৰিছে, যাৰ মাধ্যমত বচন আৰু যুক্তিসমূহক সুবিধাজনকভাৱে প্ৰকাশ

করিব পাৰি।

4.4 অবিকাৰী প্রতীক আৰু পৰিবৰ্ত্য :

প্রতীকাত্মক তর্কবিজ্ঞানত জটিল বিবৃতি এটাক নিৰ্দেশ কৰিবৰ বাবে দুই ধৰণৰ প্রতীক ব্যৱহাৰ কৰা হয়। সেইবোৰ হৈছে অবিকাৰী প্রতীক আৰু পৰিবৰ্ত্য।

যিবোৰ প্রতীকে যৌগিক বিবৃতিসমূহৰ আকাৰ প্ৰকাশ কৰি বচন-ৰীতি অনুযায়ী যেতিয়াই ব্যৱহৃত হ'ব, প্রত্যেকবাৰেই একেটা অৰ্থই প্ৰকাশ কৰে সেইবোৰকেই অবিকাৰী প্রতীক বুলি কোৱা হয়।

বচনাত্মক তর্কবিজ্ঞানত (প্রতীকাত্মক তর্কবিজ্ঞানৰ এটা শাখা) তলত উল্লেখ কৰা প্রতীকসমূহ অবিকাৰী প্রতীক হিচাপে সৃষ্টি কৰা হয়—

- (i) ~ (নএৰ্থক চিহ্ন, ‘এইটো মিছা যে’ বা ‘নহয়’ বুলি কোৱা হয়)।
- (ii) . (সংযোজক চিহ্ন, ‘আৰু’ বুলি কোৱা হয়)।
- (iii) v (বিকল্পাত্মক চিহ্ন, ‘বা’, ‘হয়/নাইবা’ বুলি কোৱা হয়)।
- (iv) ⊃ (নিহিতার্থক চিহ্ন, ‘যদি-তেনেহ’লে’ বুলি কোৱা হয়)।
- (v) ≡ (সমার্থক চিহ্ন, ‘যদি আৰু কেৱল যদিহে’ বুলি কোৱা হয়)।

এই পাঁচটা অবিকাৰী প্রতীকৰ জৰিয়তেই বচনাত্মক তর্কবিজ্ঞানৰ গঠন প্ৰকাশ কৰা হয়।

অবিকাৰী প্রতীক সম্বন্ধে তলত দিয়া কথাখিনি
মন কৰিবলগীয়া।

- (1) প্রত্যেক যৌগিক বচনেই তকীয় অবিকাৰী প্রতীকৰ সহায়ত সৱল বচনৰ দ্বাৰা সংগঠিত হয়। সৱল বচনবোৰ যৌগিক বচনবোৰৰ প্ৰাথমিক উপাদান আৰু তকীয় অবিকাৰীৰ দ্বাৰা সেইবোৰ সংগঠিত হয়।
- (2) ‘নহয়’ (~) তকীয় অবিকাৰী প্রতীকটোৰ বাহিৰে আন চাৰিটা তকীয় অবিকাৰী প্রতীকক ‘তকীয় সংযোজক’ বুলিও কোৱা হয়। কাৰণ, সেই তকীয় অবিকাৰী প্রতীক-সমূহে সৱল বা আন যৌগিক বচনবোৰক সংযোগ কৰি যৌগিক বচন গঠন কৰে।
- (3) প্রত্যেকটো তকীয় সংযোজকেই কেৱল দুটা বচনহে সংযোগ কৰে।
- (4) ‘নহয়’ (~) বা ‘এইটো মিছা যে’ (নএৰ্থক) অবিকাৰী প্রতীকটো অন্যান্য অবিকাৰী প্রতীকসমূহতকৈ বেলেগ যদিও এইটো এটা গুৰুত্বপূৰ্ণ অবিকাৰী প্রতীক, তথাপি দুটা বচনক ই সংযোগ কৰিব নোৱাৰে। এইবাবে কিছুমান তর্কবিজ্ঞানীয়ে ইয়াক ‘সংযোজক’ বুলি গ্ৰহণ নকৰে। ই সৱল উচ্চিক অঙ্গীকাৰ কৰি অন্যান্য তকীয় অবিকাৰী প্রতীকৰ দৰে যৌগিক বচন গঠন কৰে। অৰ্থাৎ, ই এটা সৱল বচনৰ লগত সংযুক্ত হৈ যৌগিক বচন গঠন কৰিব পাৰে। এইবাবে ইয়াক আন কিছুমান তর্কবিজ্ঞানীয়ে সংযোজক বুলি গ্ৰহণ কৰে।

তলত দিয়া তালিকাৰ দ্বাৰা তকীয় অবিকাৰীবোৰৰ (logical constants) ক্ষেত্ৰত ব্যৱহৃত অনুৰূপ প্ৰতীক, প্ৰতীকৰ নাম আৰু অবিকাৰী প্ৰতীকৰ দ্বাৰা গঠিত যৌগিক বচনৰ নাম উল্লেখ কৰা হ'ল—

তকীয় অবিকাৰী	যৌগিক বচনৰ নাম	ইংৰাজী পৰিভাষা (উচ্চাৰণ)	প্ৰতীক
যদি-তেন্তে (if-then)	সম্বন্ধাত্মক বচন বা নিহিতাৰ্থক বচন বা তাৎপৰ্যমূলক বচন	conditional (implies), (hook sign, horse shoe)	\supset
হয়, নাইবা (or)	বিকল্পাত্মক বচন	Disjunctive (join)	\vee
আৰু (and)	সংযোজক বচন	Conjunctive	\bullet
যদি আৰু যদিহে	সমার্থক বচন	equivalence (implise both ways)	\iff \equiv
নহয়	নেগেশক বচন	negation (tilde, curl)	\sim

4.5 পৰিবৰ্ত্য :

নিৰ্দিষ্ট সীমাৰ ভিতৰত যি প্ৰতীকে পৰিবৰ্তনশীল মান গ্ৰহণ কৰিব পাৰে তাকেই চল বা পৰিবৰ্ত্য বোলা হয়। আগতেই উল্লেখ কৰা হৈছে যে ইংৰাজী ভাষাৰ সকল আখৰৰ p, q, r, s, t আদি বৰ্ণমালাক বচনাত্মক পৰিবৰ্ত্য হিচাপে ব্যৱহাৰ কৰা হয়। সেইদৰে অসমীয়া ভাষাৰ প, ফ, ব, ভ আদি বৰ্ণক বচনাত্মক পৰিবৰ্ত্য হিচাপে ব্যৱহাৰ কৰা হয়। এইবোৰক সৰল উক্তিক প্ৰতিনিধিত্ব কৰা প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে তলৰ যুক্তিটো মন কৰা যাওক—

যদি p তেনেহ'লে ফ

প

.∴. ফ

ইয়াত প, ফ, ব হ'ল পৰিবৰ্ত্য। প্ৰসংগ অনুসৰি যি কোনো বচন আমি প আৰু ফ-ৰ ঠাইত প্ৰতিস্থাপিত কৰিব পাৰো। যেনে— ‘প’ৰ সলনি আমি ‘বৰষুণ হয়’, ‘মহিম আহে’ আদি যিকোনো বচন ব্যৱহাৰ কৰিব পাৰো আৰু ‘ফ’ৰ ঠাইত যথাক্ৰমে ‘শস্য ভাল হ’ব’, ‘খণেন যাৰ’ ইত্যাদি বচন ব্যৱহাৰ কৰিব পাৰো। উল্লেখযোগ্য যে ওপৰোক্ত প্ৰতীকবোৰ পৰিবৰ্ত্তিত কৰি ‘প’ আৰু ‘ফ’ ৰ ঠাইত যিকোনো প্ৰতীক ব্যৱহাৰ কৰিলেও যুক্তিটোৰ বৈধতাৰ কোনো হানি নথাটে।

প্ৰাথমিক বীজগণিতত এইবিধি প্ৰতীকৰ লগত আমি সু-পৰিচিত। উদাহৰণ স্বৰূপে, $ab = 12$ । ইয়াত a আৰু b, — 1, 2, 3, 4, 5, 6 – 16 এইসংখ্যাবোৰৰ ভিতৰত যি কোনো এটা মান গ্ৰহণ কৰিব পাৰে। যেনে, a-ৰ মান যদি

6 হয় আৰু b বি মান যদি 2 হয়, তেতিয়া হ'লে $ab = 12$ হ'ব। আকৌ, a বি মান যদি 3 হয় আৰু b বি মান যদি 4 হয় তেতিয়া হ'লে $ab = 12$ হ'ব। গতিকে যি প্রতীক চিহ্ন ঠাইত কোনো বিশেষ পৰিসৰৰ অন্তর্গত যি কোনোকে প্ৰতিস্থাপিত কৰা হয়, তাকেই চল বা পৰিবৰ্ত্য (variable) বোলা হয়।

যি ক্ষেত্ৰত, পৰিবৰ্ত্য সমূহে নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত যি কোনো মান গ্ৰহণ কৰিব পাৰে, অবিকাৰী প্রতীক সমূহে বচন-ৰীতি অনুযায়ী যেতিয়াই ব্যৱহৃত হ'ব, প্ৰত্যেকবাবেই একেটা অৰ্থই প্ৰকাশ কৰিব।

4.6 সত্য-ফলন :

প্রতীকাত্মক তর্কবিজ্ঞানত সত্যফলনৰ ধাৰণাটো অতি গুৰুত্বপূৰ্ণ ধাৰণা। তর্কবিজ্ঞানত ‘সত্য-ফলন’ হৈছে পৰিবৰ্ত্য যুক্ত এটা যৌগিক বিবৃতি; যাৰ সত্য মূল্য বিবৃতিটোৰ সংশ্লিষ্ট পৰিবৰ্ত্য সমূহৰ সত্য-মূল্যৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয়। উদাহৰণ স্বৰূপে, ‘ $p \vee q$ ’ বিবৃতিটো এটা সত্য-ফলন; কাৰণ, ইয়াৰ সত্য-মূল্য ইয়াত থকা দুটা পৰিবৰ্ত্য ‘ p ’ আৰু ‘ q ’ বি সত্য-মূল্যৰ দ্বাৰা নিৰ্ণয় কৰা হয়। থিক সেইদৰে, ‘ $p \supset q$ ’ এই বিবৃতিটোও বিবৃতিটোৰ অন্তৰ্ভুক্ত ‘ p ’ আৰু ‘ q ’ৰ সত্যফলন। কাৰণ, ‘ p ’ আৰু ‘ q ’ৰ সত্য-মূল্যৰ দ্বাৰা ‘ $p \supset q$ ’ যৌগিক বিবৃতিটোৰ সত্য-মূল্য নিৰ্ধাৰিত হয়। গতিকে দেখা যায় যে সত্য-ফলন মূলক বিবৃতিটোৰ সত্য-মূল্য আৰু সংশ্লিষ্ট পৰিবৰ্ত্যসমূহৰ সত্য-

মূল্যৰ মাজত এক পাৰম্পৰিক সম্পর্ক আছে।

প্ৰাথমিক বীজ গণিতটো ‘ফলন’ সম্পৰ্কীয় ধাৰণা পোৱা যায়। উদাহৰণ স্বৰূপে, ‘ $5+7$ ’ এটা ফলন কাৰণ ইয়াৰ মূল্য সংশ্লিষ্ট সংখ্যা 5 আৰু 7-ৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হয়। আকৌ, $x = 5y + 3$ উক্তিটো মন কৰা যাওঁক। ইয়াত x , y ৰ ফলন কৰিবলৈ, x ৰ মান বা মূল্য নিৰ্ভৰ কৰিছে y -ৰ ঠাইত কি মান বা মূল্য বহোৱা হ'ব তাৰ ওপৰত, যদি y -ৰ মূল্য 5 ধৰা হয়, তেনেহ'লে x -ৰ মান বা মূল্য হ'ব— $x = 5(5) + 3 = 28$ অৰ্থাৎ, ‘ y ’ৰ পৰিবৰ্ত্যটোৰ মূল্য জানিলে x -ৰ মূল্য নিৰ্ধাৰণ হ'ব। আকৌ, যদি ‘ y ’ৰ মান 3 ধৰা হয়, তেতিয়াহ'লে x -ৰ মান হ'ব— $x = 5(3) + 3 = 18$

4.7 মৌলিক সত্য-ফলন :

বচনাত্মক তর্কবিজ্ঞানত (propositional logic) পাঁচটা মৌলিক সত্য-ফলন আছে। এই মৌলিক সত্য-ফলন সমূহ হ'ল—

- (1) $\sim p$ (নএথেক ফলন)
- (2) $p \cdot q$ (সংযোজক ফলন)
- (3) $p \vee q$ (বিকল্পাত্মক ফলন)
- (4) $p \supset q$ (তাৎপৰ্যমূলক বা নিহিতাথেক ফলন)
- (5) $p \equiv q$ (সমার্থক ফলন)

এই পাঁচটা ফলনক মৌলিক সত্য-ফলন বুলি কোৱা হয় কাৰণ এই পাঁচটা মৌলিক সত্য-ফলনৰ আধাৰতেই অন্যান্য অধিক যৌগিক সত্য-ফলনমূলক বিবৃতিসমূহ গঠন কৰা হয়।

4.8 মৌলিক সত্য-ফলনৰ সত্য-তালিকা :

এটা সত্য-ফলনমূলক বিবৃতি আৰু ইয়াৰ অন্তর্গত সৱল উক্তি সমূহৰ মাজত থকা সত্য-মূল্যৰ পাৰম্পৰিক সম্বন্ধ তালিকাৰ দ্বাৰা সুবিধাজনকভাৱে প্ৰকাশ কৰিব পৰা যায়। এই তালিকাকেই সত্য-তালিকা বুলি কোৱা হয়। সত্যতাৰ মূল্য বুজাৰলৈ ইংৰাজী বৰ্ণ ‘T’ (বৰ আখৰৰ) বা ‘1’ সংখ্যাটো ব্যৱহাৰ কৰা হয়। সেইদৰে, অসত্যতাৰ মূল্য বুজাৰলৈ ইংৰাজী বৰ্ণ ‘F’ বা ‘0’ সংখ্যাটো ব্যৱহাৰ কৰা হয়। গতিকে ‘T’, ‘F’ বা ‘1’, ‘0’ হৈছে মূল্যসূচক চিহ্ন যিৰোৱা ফলনটোৰ অন্তৰ্ভুক্ত পৰিবৰ্ত্য আৰু অবিকাৰী প্ৰতীকসমূহৰ থিক তলতেই দীঘলীয়াকৈ লিখা হয়। ফলনটো তালিকাখনৰ ওপৰত পথালিকৈ টনা ৰেখাডালৰ ওপৰতেই লিখা হয়।

মনকৰিবলগীয়া কথা যে এটা পৰিবৰ্ত্যৰ বাবে সত্য-মূল্যৰ সম্ভাৱনা দুটা হ'ব— হয় সত্য নহয় অসত্য। দুটা পৰিবৰ্ত্যৰ বাবে মুঠতে, $2^2 = 2 \times 2 = 4$ । তিনিটা পৰিবৰ্ত্যৰ বাবে মুঠতে সত্য-মূল্যৰ সম্ভাৱনা $2^3 = 2 \times 2 \times 2 = 8$ হ'ব। চৰিটাৰ পৰিবৰ্ত্যৰ বাবে একেলগে সত্য-মূল্যৰ ১৬টা সম্ভাৱনা অৰ্থাৎ $2^4 = 2 \times 2 \times 2 \times 2 = 16$ সাধাৰণ নিয়ম অনুসৰি, ‘n’ পৰিবৰ্ত্যৰ বাবে সত্য-মূল্যৰ সাম্ভাব্য সংখ্যা হ'ব— 2^n

এতিয়া আমি মৌলিক সত্য-ফলনৰ সত্য-তালিকাসমূহ তলত দিয়া ধৰণেৰে এটা এটাকৈ

বিশ্লেষণ কৰিম—

(1) নান্দৰ্থক ফলন ($\sim p$) :

যদি p এটা উক্তি তেনেহ'লে, p-ত ‘নহয়’ বা ‘এইটো মিছা যে’ অনুবন্ধবোৰ (prefix) যুক্ত কৰি পোৱা উক্তিটোক p-ৰ নান্দৰ্থক উক্তি বোলা হয়। p-ৰ নান্দৰ্থক $\sim p$ বুলি লিখা হয়।

ধৰা যাঁওক ‘p’ এটা সত্যবচন, তেতিয়াহ'লে ইয়াৰ নান্দৰ্থক ‘ $\sim p$ ’ অসত্য হ'ব। আকৌ, যদি ‘p’ অসত্য হয়, তেনেহ'লে, ‘ $\sim p$ ’ সত্য হ'ব। এই কথাখিনি তলৰ তালিকাৰ দ্বাৰা প্ৰকাশ কৰিব পৰা যায়।

p	$\sim p$
T	F
F	T

‘p’ আৰু ‘ $\sim p$ ’ বিৰুদ্ধ উক্তি। গতিকে সেইবোৱা সত্য-মূল্য বিপৰীত। ‘p’-ৰে নিৰ্দেশিত এটা বচন সত্য হ'ব যদিহে ইয়াৰ বিৰুদ্ধ বচনটো মিছা হয় আৰু মিছা হ'ব যদিহে ইয়াৰ বিৰুদ্ধে বচনটো সঁচা হয়। এই সত্য-তালিকাখন নান্দৰ্থ প্ৰতীক “~” ৰ সংজ্ঞা হিচাপে ল'ব পাৰি।

(2) সংযোজক ফলন (p.q) :

দুটা সৱল উক্তিক আৰু অবিকাৰীটোৱে যুক্ত কৰি পোৱা যৌগিক বচনটোকেই সংযোজক ফলন বোলে যদি p আৰু q দুটা উক্তি, তেনেহ'লে সিহ'তৰ যোজন উক্তিটোক লিখা হ'ব $p.q$ । p আৰু q দুয়োটাকে সংযোজক ফলন $p.q$ ৰ যোজক বুলি কোৱা হয়।

এটা সংযোজক ফলনৰ দুটা পৰিবৰ্ত্য থাকে— ‘p’ আৰু ‘q’। এটা সংযোজক ফলন সত্য হ'ব

কেরল যেতিয়া p আৰু q দুয়োটা যোজকেই সত্য হ'ব। সত্য-মূল্যৰ অন্যান্য সম্ভাবনাত সংযোজক ফলনটো অসত্য হ'ব। ইয়াত আমি সত্য-মূল্যৰ চাৰিটা সম্ভাবনা এনেদৰে পাম—TT, TF, FT, আৰু FF। সত্য-তালিকাখন এনে ধৰণৰ হ'ব—

p	q	p.q
T	T	T
T	F	F
F	T	F
F	F	F

এই সত্য-তালিকাখন সংযোজক ফলনৰ সংজ্ঞা হিচাপে ল'ব পাৰি।

(3) বিকল্পাত্মক ফলন ($p \vee q$) :

দুটা সৰল উক্তিৰ অবিকাৰী প্রতীক ‘নাইবা’ (v) ৰে সংযুক্ত কৰি পোৱা যৌগিক উক্তিটোকে বিকল্পাত্মক ফলন বোলে। p আৰু q উক্তি দুটাৰ বিকল্পাত্মক ফলনটোকে $p \vee q$ বুলি লিখা হয়। তর্কবিজ্ঞানত ‘ $p \vee q$ ’ বিকল্পটোৱে ‘হয় p নাইবা q বা দুয়োটাই বুজাইছে।’ ‘হয় p নাইবা q বা দুয়োটাই’ বুজোৱা এনে অৰ্থক সমাবেশিত বা অভিব্যাপী অৰ্থ (Inclusive sense) বোলা হয়। ‘হয়-নাইবা’-ৰ আন এটা অৰ্থ আছে; যি ‘হয় p নহয় q— কিন্তু দুয়োটাই নহয়’ অৰ্থ প্ৰকাশ কৰিছে। এই অৰ্থক ঐকান্তিক বা ব্যৱৰ্ভক অৰ্থ (Exclusive sense) বুলি কোৱা হয়। যেনে— ‘শংকৰদেৱে ১৪৪৯ বা ১৫১৪ চনত জন্মগ্ৰহণ কৰিছিল’। এই বচনটোত শংকৰদেৱৰ জন্ম চনৰ দুয়োটা বিয়োজক সত্য হ'ব নোৱাৰে,

এটা সত্য হ'লে আনটো অসত্য হ'ব। তর্কবিজ্ঞানত ‘হয় p নাইবা q’ বোলোতে সমাবেশিত বা অভিব্যাপী অৰ্থত ব্যৱহৃত হয় অৰ্থাৎ, ‘হয় p নাইবা q বা দুয়োটাই’— এই অৰ্থত।

গতিকে, এটা বিকল্পাত্মক ফলন সত্য হ'ব যেতিয়া অস্তত: দুয়োটা বিকল্পৰ অস্তত: এটা বিকল্প সত্য হ'ব আৰু আৰু মিছা হ'ব যেতিয়া দুয়োটা বিকল্পই মিছা হ'ব।

p	q	$p \vee q$
T	T	T
T	F	T
F	T	T
F	F	F

এই সত্য-তালিকাখন ‘V’ প্ৰতীকৰ সংজ্ঞা হিচাপে ল'ব পাৰি।

(4) নিহিতাৰ্থক বা তাৎপৰ্যমূলক ফলনঃ

p আৰু q দুটা উক্তি হ'লে ‘যদি p তেন্তে q’ আৰ্হিৰ উক্তিবোৰক নিহিতাৰ্থক ফলন বা তাৎপৰ্যমূলক ফলন বোলা হয়। ইয়াক লিখা হয় $p \supset q$ । এই সম্বন্ধাত্মক উক্তি বুলিও কোৱা হয়। ইয়াত p হৈছে পূৰ্বৰত্তী বা পূৰ্বেক্ষণি (Antecedent) আৰু q হৈছে অনুবৰ্তী বা উত্তৰোক্ষণি (Consequent)। এটা নিহিতাৰ্থক ফলন অসত্য হ'ব কেৱল যেতিয়া p সত্য আৰু q অসত্য হয়। ইয়াৰ বাহিৰে সত্য-মূল্যৰ অন্যান্য সংযোগত ই সত্য হ'ব। ইয়াৰ সত্য-তালিকা তলত দিয়া ধৰণৰঃ

p	q	$p \supset q$
T	T	T
T	F	F
F	T	T
F	F	T

এই সত্য-তালিকাখন নিহিতার্থক ফলনৰ সংজ্ঞা হিচাপে ল'ব পাৰি।

(5) সমার্থক ফলন ($p \equiv q$) :

'যদি p তেন্তে q আৰু যদি q তেন্তে p' আহিব যৌগিক উক্তিবোৰৰ ফলনক সমার্থক ফলন বোলে। ইয়াক লিখা হয় $p \equiv q$ । সমার্থক ফলন ' $p \equiv q$ ' সত্য হ'ব যেতিয়া ইয়াৰ অন্তর্ভুক্ত বচনবোৰৰ সত্য-মূল্য একেই হ'ব; আৰু অসত্য হ'ব যেতিয়া ইয়াৰ অন্তর্ভুক্ত বচনবোৰৰ সত্য-মূল্য বেলেগ হ'ব। সমার্থক ফলনৰ সত্য-তালিকা তলত দিয়া ধৰণৰ :

p	q	$p \equiv q$
T	T	T
T	F	F
F	T	F
F	F	T

গতিকে $p \equiv q$ সত্য হ'ব যদি p আৰু q-ৰ সত্য-মূল্য একেই হয়। p আৰু q-ৰ বিপৰীত সত্য-মূল্যৰ ক্ষেত্ৰে $p \equiv q$ অসত্য হ'ব। এই সত্য-তালিকাখন ' $p \equiv q$ ' অৰ্থাৎ, সমার্থক ফলনৰ সংজ্ঞা হিচাপে ল'ব পাৰি।

4.9 সত্য-তালিকা পদ্ধতিৰ দ্বাৰা জটিল বিবৃতিৰ সত্য-মূল্য নিৰ্ণয় :

নথৰ্থক, সংযোজক, বিকল্পাত্মক, নিহিতার্থক বা

তাৎপৰ্যমূলক আৰু সমার্থক ফলনৰ মৌলিক সত্য-তালিকা সমূহ দিয়াৰ পিছত যৌগিক বিবৃতি এটাৰ সত্য-মূল্য কেনেকৈ সত্য-তালিকা পদ্ধতিৰ দ্বাৰা নিৰ্ণয় কৰিব পৰা যায় সেই কথা আলোচনা কৰা হ'ব।

সত্য-তালিকা হৈছে যৌগিক বিবৃতিবোৰৰ অন্তর্গত সৰল বচনবোৰৰ সত্য-মূল্যৰ সকলো সন্তান্য সমন্বয় দেখুৱাই যৌগিক বিবৃতিটোৰ সত্য-মূল্য প্ৰদৰ্শন কৰাৰ এক শৃংখলাবদ্ধ পদ্ধতি। সত্য-তালিকাক সত্য-ফলনমূলক বিবৃতি সমূহৰ সংজ্ঞা হিচাপেও ব্যৱহাৰ কৰিব পাৰি আৰু বহুতো নিগমাত্মক অনুমানৰ বৈধতা নিৰ্ণয় কৰাৰ পদ্ধতি হিচাপেও ব্যৱহাৰ কৰিব পাৰি।

এটা জটিল বিবৃতিৰ সত্য-মূল্য প্ৰদৰ্শন কৰি বিবৃতিটোৰ তকীয় স্থিতি নিৰ্ণয় কৰাৰ সাধাৰণ প্ৰক্ৰিয়া এনে ধৰণৰ—

- (1) প্ৰথমে আমি পৰিবৰ্ত্য কেইটাত বাঁওফালৰ পৰা আৰম্ভ কৰি সৌঁফাললৈ আগবঢ়াতি সত্য-মূল্য আৰোপ কৰিম।
- (2) এতিয়া আমি অবিকাৰী প্ৰতীক সমূহৰ তলত সত্য-মূল্য আৰোপ কৰিম। এই ক্ষেত্ৰটো সাধাৰণতে বাঁওফালৰ পৰা সৌঁফাললৈ আগবঢ়া হয় যদিও যিটো অবিকাৰী প্ৰতীকৰ পৰিসৰ আটাইতকৈ কম, তাৰ পৰাই আৰম্ভ কৰিম। এই কথা জানিবৰ বাবে আমি প্ৰথমে প্ৰধান অবিকাৰী প্ৰতীক উলিয়াব লাগিব। যিটো অবিকাৰী প্ৰতীকৰ পৰিসৰ আটাইতকৈ বেছি তাকেই প্ৰধান অবিকাৰী প্ৰতীক বোলা

হয়। প্রধান অবিকারী প্রতীকৰ মূল্য আটাইতকৈ শেষত আরোপ কৰিব লাগিব।

(3) প্রদত্ত বিবৃতিৰ তকীয় স্থিতি প্রধান অবিকারী প্রতীকৰ সত্য-মূল্যৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া প্রধান অবিকারী প্রতীকৰ তলৰ স্তুত সত্য-মূল্য TTTT হয়, তেতিয়া, ইয়াৰ অৰ্থহ'ব, বিবৃতিটো এটা তকীয় সত্য (Tautology)। যেতিয়া প্রধান অবিকারী প্রতীকৰ তলৰ স্তুত গোটেই কেইটা সত্য-মূল্য FFFF হয়, তেতিয়া বিবৃতিটোক এটা তকীয় অসত্য (Contradictory) বুলি বৰ্ণনা কৰা হয়। আনহাতে, যেতিয়া প্রধান অবিকারী প্রতীকৰ তলৰ স্তুত সত্য-মূল্য সমূহ T আৰু F মিহলি হৈথাকে, তেতিয়া বিবৃতিটোক এটা সন্তাননা মূলক (Contingent) বিবৃতি বুলি বৰ্ণনা কৰা হয়।

উদাহৰণ - 1

$(p \supset q) \cdot (p \supset q)$	
T	T
T	F
F	T
F	F

ওপৰত সত্য-তালিকাখনে দেখুৱাইছে যে প্রধান অবিকারী প্রতীকৰ তলৰ স্তুত অৰ্থাৎ, সংযোজক চিহ্নৰ তলৰ স্তুত সত্য-মূল্য T আৰু F মিহলি হৈ আছে। ইয়াৰ অৰ্থ হ'ব ওপৰৰ বিবৃতিটোৰ তকীয় স্থিতি হ'ব সন্তাননা।

মূলক (Contingent)।

উদাহৰণ - 2 : $(p \cdot \sim q) \supset \sim(p \supset q)$

$(p \cdot \sim q) \supset \sim(p \supset q)$							
T	F	F	T	T	F	T	T
T	T	T	F	T	T	T	F
F	F	F	T	T	F	F	T
F	F	T	F	T	F	F	T

এই সত্য-তালিকাখনে দেখুৱাইছে যে প্রধান অবিকারী প্রতীকৰ তলৰ স্তুত গোটেই কেইটা সত্য-মূল্য TTTT; ইয়াৰ অৰ্থ হৈছে বিবৃতিটো এটা তকীয় সত্য (Tautology)। পৰিবৰ্ত্য সমূহৰ তলত যিয়েই সত্য-মূল্য আৰোপ কৰা নহওক কীয় এনে আকাৰৰ বিবৃতিৰ তকীয় স্থিতি সদায় একে হ'ব।

উদাহৰণ - 3 : $\sim[\sim(p \supset q) \supset (\sim p \supset q)]$

$\sim[\sim(p \supset q) \supset (\sim p \supset q)]$				
F	F	TTT	T	FTTT
F	T	TFF	T	FTTF
F	F	FTT	T	TFTT
F	F	FTF	T	FFFF

প্ৰথমবাৰৰ বাবে উল্লেখিত নএওৰ্থেক চিহ্নটোৱেই হৈছে উক্ত বিবৃতিটোৰ প্রধান অবিকারী। তালিকাখনত দেখাৰ দৰে প্রধান অবিকারী প্রতীকৰ তলত সত্য-মূল্য গোটেই কেইটা F পোৱা গৈছে। গতিকে এই বিবৃতিটোৰ তকীয় স্থিতি ‘তকীয় অসত্য’ (Contradictory) বুলি বৰ্ণনা কৰিব পাৰি।

পাঠৰ মূলকথা :

প্ৰতীকাত্মক তর্কবিজ্ঞান হৈছে পৰম্পৰাগত তর্কবিজ্ঞানৰ নিগমনাত্মক শাখাটোৱ এক আধুনিক সংস্কৰণ। ১৯ শতকাৰ শেষৰ সময়চোৱাত গণিত শাস্ত্ৰত যি দ্রুত প্ৰগতি আৰু বিকশন সুচনা হৈছিল, তাৰ প্ৰত্যক্ষ প্ৰভাৱৰ ফল স্বৰূপেই সমান্বালভাৱে প্ৰতীকাত্মক তর্কবিজ্ঞানৰো বিকাশ আৰু প্ৰগতি সন্তোষ হৈছিল। আজিৰ পৰা প্ৰায় দুইহাজাৰ বছৰৰ আগেয়ে গ্ৰীক তৰ্কবিদ এৰিষ্টটলে প্ৰৱৰ্তন কৰা পৰম্পৰাগত তর্কবিজ্ঞানৰ নিগমনাত্মক ধাৰাটোত আধুনিক গণিতৰ ৰীতি আৰু নীতি অনুসৰি প্ৰতীকৰণ অধিক ব্যৱহাৰ কৰাৰ ফলত তর্কবিজ্ঞানৰ যি পৰিবৰ্ধিত ৰূপ পোৱা গৈছে, তাকেই প্ৰতীকাত্মক তর্কবিজ্ঞান বুলি অভিহিত কৰিব পৰা যায়। ধাৰণাজ্ঞাপক চিহ্ন, পৰিবৰ্ত্য আৰু নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগেই হৈছে প্ৰতীকাত্মক তৰ্ক বিজ্ঞানৰ মূল বৈশিষ্ট্য। মনকৰিবলগীয়া কথা যে এইবোৰ গণিতৰো মূল বৈশিষ্ট্য। আধুনিক গণিত আৰু প্ৰতীকাত্মক তর্কবিজ্ঞান মূলত: একেই। দুয়োবিধি বিষয়েই প্ৰকৃতিগত ভাৱে আকাৰমূলক আৰু অধ্যয়ন পদ্ধতি নিগমনাত্মক।

পৰিবৰ্ত্য : এক নিৰ্দিষ্ট সীমাৰ ভিতৰত এইবোৰ প্ৰতীকৰণ মান বা মূল্য পৰিৱৰ্তনশীল। p, q, r বা p, f, v আদি বৰ্ণৰে এইবিধি প্ৰতীকে প্ৰসংগ অনুসৰি বিভিন্ন সৰল উত্তিক নিৰ্দেশ কৰে। গতিকে পৰিবৰ্ত্য হৈছে এক প্ৰকাৰৰ প্ৰতীক যাৰ অৰ্থ বা মূল্য প্ৰসংগ অনুসৰি সলনি হয়।

অবিকাৰী প্ৰতীক : যিবোৰ প্ৰতীকে যৌগিক বিবৃতি সমূহৰ আকাৰ প্ৰকাশ কৰি বচন ৰীতি অনুযায়ী যেতিয়াই ব্যৱহাৰ হয়, প্ৰত্যেক বাৰেই একেটা অৰ্থই প্ৰকাশ কৰে সেইবোৰকেই অবিকাৰী প্ৰতীক বুলি কোৱা হয়। বচনাত্মক তর্কবিজ্ঞানত তলত উল্লেখ কৰা পাঁচবিধি প্ৰতীকক অবিকাৰী প্ৰতীক হিচাপে সূচীত কৰা হয়—

- (1) ~ (নএওৰ্থক চিহ্ন)
- (2) . (সংযোজক চিহ্ন)
- (3) v (বিকল্পাত্মক চিহ্ন)
- (4) ⊃ (নিহিতাৰ্থক চিহ্ন)
- (5) ≡ (সমাৰ্থক চিহ্ন)

প্ৰতীকৰণ ব্যাপক ব্যৱহাৰ প্ৰতীকাত্মক তর্কবিজ্ঞানৰ এক অপৰিহাৰ্য অংগ। প্ৰতীকৰণ ব্যৱহাৰে যুক্তিসমূহৰ তকীয়াৰূপ আকাৰ প্ৰকাশ কৰি, সেই আকাৰ অনুযায়ী যুক্তিসমূহক শ্ৰেণী বিভক্ত কৰাত সহায় কৰে। ইয়াৰ ফলত সেই শ্ৰেণীবোৰত আমি যুক্তিৰ সাধাৰণ নিয়ম প্ৰয়োগ কৰি যুক্তিবোৰৰ বৈধতা নিৰ্ণয় কৰিব পাৰো। দ্বিতীয়তে, প্ৰতীকৰণ ব্যৱহাৰে তকীয় নিয়ম সমূহৰ সাৰ্বিকতা (generality), অৰ্থাৎ সেইবোৰ যে একে আহৰণ যিকোনো যুক্তিৰ ক্ষেত্ৰতেই প্ৰযোজ্য সেই কথা প্ৰকাশ কৰে। তৃতীয়তে, প্ৰতীকৰণ ব্যৱহাৰে জটিল বিবৃতি বা উত্তিবোৰ কম পৰিসৰতে স্পষ্ট আৰু সৰলভাৱে প্ৰকাশ কৰাত সহায় কৰে। চতুৰ্থতে, আধুনিক তর্কবিজ্ঞানৰ বিশেষ অমূৰ্ত বিষয়-বস্তু আৰু বিভিন্ন তকীয় বৃত্তি বা ক্ৰিয়া সমূহ প্ৰকাশ কৰিবৰ বাবে প্ৰতীকৰণ ব্যৱহাৰ অপৰিহাৰ্য।

তদুপরি, প্রতীকৰ ব্যৱহাৰে তর্কবিজ্ঞানক ভাষাজনিত আসেৱাহ সমূহৰ পৰা উক্তৰ হোৱা সমস্যাৰ পৰা তর্কবিজ্ঞানক ৰক্ষণাবেক্ষণ দিয়ে। শেষত, প্রতীকৰ ব্যৱহাৰে, যুক্তি এটাৰ অন্তৰ্গত বচনসমূহৰ বস্তুগত সত্যতাই যুক্তিটোৰ বৈধতা নিৰ্ণয়ত যি বাধাৰ সৃষ্টি কৰে, তাৰ পৰাও যুক্তিটোক ৰক্ষা কৰে।

প্রতীকাত্মক তর্কবিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা হৈছে সত্য-ফলন। সত্য-ফলন হৈছে এটা যৌগিক বিবৃতি যাৰ সত্য-মূল্য ব্যৱতিতোৰ অন্তৰ্ভুক্ত পৰিবৰ্ত্য সমূহৰ সত্য-মূল্যৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰিত কৰা হয়। সমগ্ৰ যৌগিক বিবৃতিটোৰ সত্য-মূল্য ব্যৱতিতোত থকা পৰিবৰ্ত্য সমূহৰ সত্য-মূল্য জনাৰ লগে লগে নিৰ্ধাৰিত কৰিব পৰা যায়। উদাহৰণ স্বৰূপে, ‘ $p \vee q$ ’— এই বিবৃতিটো এটা সত্য-ফলন, কাৰণ ইয়াৰ সত্য-মূল্য ‘ p ’ আৰু ‘ q ’ এই পৰিবৰ্ত্য দুটাৰ সত্য-মূল্যৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰিত কৰা হয়।

পাঁচটা মৌলিক সত্য-ফলনৰ নাম হ'ল—

- (1) নএৰ্থক ফলন
- (2) সংযোজক ফলন
- (3) বিকল্পাত্মক ফলন
- (4) নিহিতাৰ্থ মূলক ফলন
- (5) সমাৰ্থক ফলন।

এই পাঁচটা সত্য-ফলনক ‘মৌলিক’ বুলি কোৱা হয় কাৰণ, অধিক যৌগিক বিবৃতি সমূহ গঠনৰ বাবে এই কেইটা সত্য-ফলন মূলক বিবৃতি আধাৰ স্বৰূপ।

মৌলিক সত্য-ফলন মূলক বিবৃতি সমূহৰ সত্য-তালিকাৰ সংজ্ঞা এনে ধৰণৰ—

- (a) এটা নএৰ্থক ফলন ‘ $\sim p$ ’ সত্য হ'ব যেতিয়া ‘ p ’ মিছা হ'ব আৰু ই মিছা হ'ব যেতিয়া ‘ p ’ সঁচা হ'ব।
- (b) এটা সংযোজক ফলন $p \cdot q$ সত্য হ'ব যেতিয়া p আৰু q দুয়োটাই সঁচা হ'ব। অন্যান্য ক্ষেত্ৰত $p \cdot q$ অসত্য হ'ব।
- (c) এটা বিকল্পাত্মক ফলন $p \triangleright q$ সত্য হ'ব যেতিয়া অস্তত: এটা বিকল্প সঁচা হ'ব।
- (d) এটা নিহিতাৰ্থ মূলক ফলন $p \supset q$ মিছা হ'ব কেৱল যেতিয়া পূৰ্ববতী সঁচা হ'ব আৰু অনুবতী মিছা হ'ব। অন্যান্য ক্ষেত্ৰত ই সদায় সঁচা হ'ব।
- (e) এটা সমাৰ্থক ফলন $p \equiv q$ সঁচা হ'ব যেতিয়া p আৰু q ৰ সত্য-মূল্য সমান হ'ব।

‘ \sim ’ (নহয় বা এইটো মিছা যে)— এই অবিকাৰী প্রতীকটোৰ বাহিৰে আন চাৰিটা অবিকাৰী প্রতীকক ‘তকীয় সংযোজক’ বুলিও কোৱা হয়। এই সংযোজকবোৰে সৰল বচন সমূহ সংযোজন কৰি আন যৌগিক বচন গঠন কৰে। ‘ \sim ’ (এইটো মিছা যে) এই অবিকাৰী প্রতীকটো এটা সৰল উক্তিক অস্মীকাৰ কৰি যৌগিক বচন গঠন কৰে। মনকৰিবলগীয়া কৰিবলগীয়া কথা যে প্ৰত্যেক তকীয় সংযোজকে দুটা আৰু কেৱল দুটা বচনহে সংযোজন কৰে। তদুপৰি, এটা সৰল বচনক ‘ \sim ’ এই নএৰ্থক প্রতীকৰ দ্বাৰা অস্মীকাৰ কৰাৰ ফলত এটা যৌগিক বচনেই লাভ কৰা যায়।

সত্য-তালিকা পদ্ধতি হেছে যৌগিক বিবৃতি সমূহৰ অন্তর্গত সৰল বচন সমূহৰ সত্য-মূল্যৰ সকলো সামাব্য সমষ্টয় দেখুৱাই যৌগিক বিবৃতিটোৰ সত্য-মূল্য প্ৰদৰ্শন কৰাৰ এক শৃংখলাবদ্ধ পদ্ধতি। সত্য-তালিকাক সত্য-ফলন মূলক বিবৃতিবোৰ সংজ্ঞা হিচাপেও ব্যৱহাৰ কৰিব পাৰি আৰু বহুতো নিগমনাত্মক অনুমানৰ বৈধতা নিৰ্ণয় কৰাৰ পদ্ধতি হিচাপেও ব্যৱহাৰ কৰিব পাৰি। বৈধ যৌগিক বিবৃতি একোটাৰ সত্য-তালিকাৰ প্ৰধান অবিকাৰী প্ৰতীকটোৰ তলত গোটেই কেইটা সত্য-মূল্য ‘T’ হয়। সম্ভাৱনা মূলক যৌগিক বিবৃতি একোটাৰ প্ৰধান অবিকাৰী প্ৰতীকটোৰ তলত সত্য-মূল্য কিছুমান ‘T’ আৰু ‘F’ হ’ব। তকীয়ভাৱে অসত্য যৌগিক বিবৃতি একোটাৰ প্ৰধান অবিকাৰী প্ৰতীকটোৰ তলৰ গোটেইকেইটা সত্য-মূল্য ‘F’ হ’ব। মনত ৰাখিব লাগিব যে যিটো অবিকাৰী প্ৰতীকৰ পৰিসৰ আটাইতকৈ বেছি, সেইটোৱেই প্ৰধান অবিকাৰী প্ৰতীক।

অনুশীলনী

- প্ৰতীকাত্মক তর্কবিজ্ঞান কাক বোলে? প্ৰতীকাত্মক তর্কবিজ্ঞানৰ বৈশিষ্ট্য সমূহ আলোচনা কৰা।
- প্ৰতীকাত্মক তর্কবিজ্ঞান আৰু গণিতৰ মাজত কিবা সম্পন্ন আছেন?
- প্ৰতীকাত্মক তর্কবিজ্ঞানত প্ৰতীক ব্যৱহাৰ কৰাৰ সুবিধা বা উপযোগিতা সমূহ বাখ্যা কৰা।

- তলত দিয়াবোৰৰ সংজ্ঞা লিখি :
 (a) পৰিবৰ্ত্য
 (b) ধাৰণাজ্ঞাপক চিহ্ন
 (c) নিগমনাত্মক পদ্ধতি।
- তলত দিয়াবোৰৰ উদাহৰণ দিয়া :
 (a) পৰিবৰ্ত্য
 (b) ধাৰণাজ্ঞাপক চিহ্ন
- খালী ঠাই পূৰণ কৰা :
 (a) প্ৰতীকাত্মক তর্কবিজ্ঞান গণিতৰ দৰে
 — আৰু —।
 (b) ধাৰণাজ্ঞাপক চিহ্ন সমূহে প্ৰত্যক্ষভাৱে
 — নিৰ্দেশ কৰে।
 (c) প্ৰতীকাত্মক তর্কবিজ্ঞান প্ৰকৃতিগত ভাৱে
 সম্পূৰ্ণৰূপে —।
 (d) প্ৰতীকাত্মক তর্কবিজ্ঞান পৰম্পৰাগত
 তর্কবিজ্ঞানৰ এক — ৰূপ।
 (e) এটা সংযোজক ফলন $p \cdot q$ সত্য হ'ব
 যেতিয়া p আৰু q দুয়োটা যোজকেই
 — হ'ব।
 (f) এটা সমৰ্থক ফলন $p \equiv q$ সত্য হ'ব
 যেতিয়া ইয়াৰ অন্তর্গত পৰিবৰ্ত্য দুটাৰ
 সত্য-মূল্য — হ'ব।
 (g) প্ৰত্যেকটো তকীয় সংযোজনকে কেৱল
 — বচনহে সংযোজন কৰে।
 (h) এটা ‘তকীয় অসত্য’ বিবৃতিৰ প্ৰধান
 অবিকাৰী প্ৰতীকৰ তলৰ আটাইকেইটা
 সত্য-মূল্য — হ'ব।
 (i) এটা ‘তকীয় অসত্য’ বিবৃতিৰ প্ৰধান
 অবিকাৰী প্ৰতীকৰ তলৰ আটাইকেইটা

সত্য-মূল্য — হ'ব।

7. চমুকে উন্নত দিয়া :
 (i) নিগমনাত্মক পদ্ধতি কাক বোলে?
 (ii) তকীয় অবিকারী প্রতীক বুলিলে কি
 বুজা?
 (iii) সত্য-ফলন কাক বোলে? মৌলিক
 সত্য-ফলন সমূহৰ নাম উল্লেখ কৰি
 প্রত্যেকটোৱে ই সত্য-তালিকা
 আগবঢ়েৱা?
 (iv) মৌলিক সত্য-ফলন সমূহক
 ‘মৌলিক’ বুলি কিয় কোৱা হয়?
 8. তলত দিয়া যৌগিক বিবৃতি সমূহ নিৰীক্ষণ
 কৰা আৰু তাত থকা অবিকারী সমূহ বাচি
 উলিওৱা।
 (a) যদি ৰীতা আহে তেনেহ'লে ৰূপা
- যাৰ।
- (b) বতৰটো উজ্জল আৰু ফৰকাল।
 - (c) তেওঁ এযোৰ কাপোৰ কিনিলে কিন্তু
 জোতা নিকিনিলে। (‘কিন্তু’ক ‘আৰু’ৰ
 সমৰ্থক বুলি ধৰিবা)
 - (d) যদি বৰষুণ নিদিয়ে তেনেহ'লে
 ঘাঁহবোৰ নিতিতিব আৰু খেলাখন
 বাদ দিবলগীয়া নহ'ব।
 - (e) এই কথা মিছা যে তেওঁ লাজকুৰীয়া
 আৰু নিৰস।
 - (f) যদি ভাৰতবৰ্য়ই খেলাখনত পৰাজিত
 হয়, তেনেহ'লে দলটো সলনি কৰা
 হ'ব।
 - (g) এই দেশৰ মানুহবোৰ সৎ আৰু
 কৰ্মী।

* * *

পঞ্চম খণ্ড

দর্শন

(ইয়াব লগত বিজ্ঞানৰ সম্বন্ধ, জ্ঞানবিদ্যা, অধিবিদ্যা আৰু প্ৰমূল্যবিজ্ঞান)

৫.১ ভূমিকা :

দর্শনক ইংৰাজীত philosophy বোলে। এই philosophy শব্দটো দুটা গ্ৰীক শব্দৰ পৰা উন্তৰ হৈছে। ইয়াৰে এটা হ'ল ‘Philos’ আৰু আনটো হ'ল ‘Sophia’। ‘Philos’ শব্দৰ অৰ্থ প্ৰীতি বা অনুৰাগ আৰু ‘Sophia’ শব্দৰ অৰ্থ হ'ল জ্ঞান। গতিকে philosophy শব্দটোৰ বৃৎপত্তিগত অৰ্থ হ'ল ‘জ্ঞানৰ প্ৰতি অনুৰাগ’। গতিকে যি বিষয়ে জ্ঞান অন্বেষণ কৰা হয় সিয়েই দর্শন। অৱশ্যে দর্শনৰ জ্ঞান অন্বেষণৰ বিষয়বস্তু আছে। জগত আৰু জীৱনৰ প্ৰকৃত স্বৰূপ অন্বেষণ কৰাই দর্শনৰ উদ্দেশ্য।

সাধাৰণতে, ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰা জগতখনৰ অন্তৰালত থকা পৰমসত্ত্বৰ স্বৰূপৰ অনুসন্ধান কৰি জগত আৰু জীৱনৰ যুক্তিনিষ্ঠ বিচাৰ-বিশ্লেষণ আৰু ইয়াব মূল্য নিৰ্ধাৰণ কৰা ব্যাখ্যাকে দৰ্শন বোলা হয়। সমগ্ৰ বিশ্বব্লাণ্ডে দর্শনৰ আলোচ্য বিষয়। দার্শনিকসকলে জগতৰ সকলো বস্তুৰে দুটা দিশ থকা বুলি ভাৱে। এই দুটা দিশৰ এটা হ'ল বস্তুৰ বাহ্যৰূপ আৰু আনটো হ'ল বস্তুৰ অন্তনিহিত স্বৰূপ। চকু, কাণ, নাক, জিভা, ছাল আদি ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তে

জগতৰ বস্তুসমূহৰ বিষয়ে যি অভিজ্ঞতা হয় সেয়ে বস্তু বা জগতৰ বাহ্যিক ৰূপ। এই বাহ্যিক ৰূপটোকে জগতৰ অৱভাস বা প্ৰতিভাস বোলা হয়। আকৌ, জগতৰ এই বাহ্যিক ৰূপৰ অন্তৰালত এক নিজস্বৰূপ বা স্বৰূপ আছে; যাক সত্তা বোলা হয়। সত্তাৰ জ্ঞান ইন্দ্ৰিয় প্ৰত্যক্ষ বা অভিজ্ঞতাৰ দ্বাৰা পাব নোৱাৰিব। সত্তাৰ জ্ঞান বিচাৰ-বুদ্ধি আৰু আন্তঃ অনুভূতিৰ দ্বাৰাহে পাব পাৰি। সেয়ে সত্তা বুদ্ধিগ্রাহ্য।

জগতৰ যি প্ৰকাশ্যৰূপ, যাক জগতৰ বাহ্যিক ৰূপ বা অৱভাস বুলি কোৱা হয় তাৰ জ্ঞান দিয়ে বিজ্ঞানে। বিজ্ঞানে জগতৰ এই প্ৰকাশ্য বা বাহ্যিক ৰূপৰ সুসংবন্ধ, যথাৰ্থ সাৰ্বিক জ্ঞান দিবলৈ বিশ্বজগতখনক কেইবাটাও ভাগত বিভক্ত কৰি আলোচনা কৰে। কোনো এক বিশেষ বিজ্ঞানে নিৰ্দিষ্ট কোনো এক বিষয় লৈহে আলোচনা কৰে। বিজ্ঞানে বিশ্বজগতক বিভিন্ন ভাগত ভাগ কৰি আলোচনা কৰা বিভাগসমূহ হ'ল যেনে— জড়বিজ্ঞান, জীৱবিজ্ঞান, সামাজিক বিজ্ঞান আৰু চিন্তাৰ আকাৰগত বিজ্ঞান আদি।

জড় বিজ্ঞানৰ অন্তৰ্গত পদাৰ্থ বিজ্ঞানে পদাৰ্থৰ বিষয়ে, ৰসায়ন বিজ্ঞানে বিভিন্ন পদাৰ্থৰ সংযোগত

ঘটা বাসায়নিক প্ৰক্ৰিয়া সম্বন্ধে, ভূ-তত্ত্ব বিজ্ঞানে ভূগৱ্রসম্বন্ধে নাইবা জ্যোতিৰ্বিজ্ঞানে আকাশমাগ সম্পর্কে আলোচনা কৰে।

জীৱ বিজ্ঞানৰ অন্তৰ্গত হ'ল উদ্বিদ বিজ্ঞান আৰু প্ৰাণীবিজ্ঞান। উদ্বিদ বিজ্ঞানে বিভিন্ন শ্ৰেণীৰ উদ্বিদ সম্পর্কে আৰু প্ৰাণী বিজ্ঞানে প্ৰাণী সম্বন্ধে সম্যক জ্ঞান দিয়ে।

সামাজিক বিজ্ঞানৰ অন্তৰ্গত ৰাজনীতি বিজ্ঞান, মনোবিজ্ঞান, অথনীতি বিজ্ঞান, নীতিবিজ্ঞান, শিক্ষা বিজ্ঞান ইত্যাদিয়ে বিভিন্ন সামাজিক দিশৰ বিষয়ে আলোচনা কৰে।

আকৌ, তৰ্কবিজ্ঞান, গণিত, জ্যামিতি আদি চিন্তাৰ আকাৰ সম্বন্ধীয় বিজ্ঞান। জগতৰ বস্তুবোৰৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিবলৈ চিন্তাৰ কি আকাৰৰ জৰিয়তে এইবোৰৰ বিষয়ে জ্ঞান পাৰ পাৰি— এই সম্বন্ধে চিন্তাৰ আকাৰ সম্বন্ধীয় বিজ্ঞানত আলোচনা কৰা হয়।

এনেদৰে প্ৰকাশ মান প্ৰকৃতি জগতৰ যিকোনো এটা বিষয় বা বিভাগ সম্পর্কে সুনিশ্চিত যথার্থ জ্ঞান দিয়াই বিজ্ঞানৰ উদ্দেশ্য। বৈজ্ঞানিক জ্ঞান সাৰ্বিক আৰু প্ৰমাণ্য স্বভাৱৰ জ্ঞান।

5.2 দৰ্শন আৰু বিজ্ঞান :

দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধৰ বিষয়ে জানিবলৈ হ'লে উভয়ৰ মাজত কি কি বিষয়ত সাদৃশ্য, কি কি বিষয়ত পাৰ্থক্য আছে নাইবা উভয়ৰ মাজত কিবা পাৰম্পৰিক সম্পর্ক আছে নেকি— এই আটাইকেইটা দিশ আলোচনা কৰিব লাগিব।

সাদৃশ্য :

1. দৰ্শন আৰু বিজ্ঞান দুয়োৰে উদ্দেশ্য একে। অভিজ্ঞতালক্ষ জগতখনৰ ব্যাখ্যা দিবলৈ উভয়ে কৰা চেষ্টাৰ ফলতে দৰ্শন আৰু বিজ্ঞানৰ উৎপত্তি। দৰ্শন আৰু বিজ্ঞান উভয়ে বিচাৰ-বিশ্লেষণৰ দ্বাৰা অভিজ্ঞতালক্ষ জগতৰ বিভিন্ন ঘটনাৱলীৰ মাজত সমঘয় সাধন কৰি জগতৰ এক সামগ্ৰিক ব্যাখ্যা দিবলৈ বিচাৰে। গতিকে জ্ঞানৰ অন্বেষণ বা সত্য অন্বেষণেই দৰ্শন আৰু বিজ্ঞান উভয়ৰে মূল উদ্দেশ্য।
2. কোনো এটা বিষয়ৰ জ্ঞান অন্বেষণ কৰোতে দৰ্শন আৰু বিজ্ঞান উভয়ে সুশৃংখল, সুসংবন্ধভাৱে বিষয়টো অধ্যয়ন কৰে।
3. কোনো এটা বিষয়ৰ সিদ্ধান্তৰ সত্যতা বিচাৰ কৰিবলৈ দৰ্শন আৰু বিজ্ঞান উভয়েই যুক্তিৰ ওপৰত নিৰ্ভৰশীল।

পাৰ্থক্য :

দৰ্শন আৰু বিজ্ঞানৰ জ্ঞান অন্বেষণৰ উদ্দেশ্যৰ ফালৰ পৰা দুয়ো একে হ'লেও জ্ঞান আহৰণৰ পদ্ধতি, আলোচ্য বিষয়ৰ পৰিসৰ আৰু অন্যান্য বহুতো ক্ষেত্ৰত দুয়োৰে মাজত পাৰ্থক্য থকা দেখা যায়। যেনে—

1. আলোচ্য বিষয়বস্তুৰ ফালৰ পৰা বিচাৰ কৰিলে দেখা যায় যে দৰ্শনৰ পৰিসৰ বিজ্ঞানৰ তুলনাত অতি ব্যাপক। দৰ্শনে সমগ্ৰ বিশ্ব জগতৰ সামগ্ৰিক ব্যাখ্যা দিয়ে। জগতৰ এনে কোনো বস্তু নাই, যাৰ বিষয়ে দৰ্শনে আলোচনা নকৰে। মূৰ্ত বা অমূৰ্ত অৰ্থাৎ ইন্দ্ৰিয় প্ৰাহ্য আৰু অতীন্দ্ৰিয় যি বুদ্ধি প্ৰাহ্য এই সকলো বিষয়েই দৰ্শনৰ আলোচ্য বিষয়ৰ অন্তৰ্গত। কিন্তু বিজ্ঞানে

- অভিজ্ঞতালঙ্ক জগতখনক বিভিন্ন ভাগত ভাগ কৰি লৈ একো একোটা বিভাগৰ বিষয়েহে জ্ঞান দিয়ে। যেনে— উদ্বিদ বিজ্ঞানে উদ্বিদৰ বিষয়ে, প্রাণী বিজ্ঞানে প্রাণীৰ বিষয়ে নাইবা পদাৰ্থ বিজ্ঞানে পদাৰ্থৰ বিষয়ে সুকীয়াকৈ জ্ঞান দিয়ে। বিজ্ঞানৰ উদ্দেশ্যই হ'ল বিশ্ব জগতৰ বিভিন্ন অংশ বা বিভাগৰ অন্তর্গত বস্তুসমূহৰ সুকীয়া সুকীয়াকৈ ব্যাখ্যা দিয়া। গতিকে বৈজ্ঞানিক জ্ঞান খণ্ড বা আংশিক জ্ঞান। কিন্তু দর্শনে সামগ্ৰিকভাৱে জগতৰ ব্যাখ্যা দিয়ে বাবে দাশনিক জ্ঞান সামগ্ৰিক জ্ঞান। এই কাৰণেই দর্শনৰ পৰিসৰ ব্যাপক বা অসীম; কিন্তু বিজ্ঞানৰ পৰিসৰ ঠেক বা সীমিত।
2. বিজ্ঞানে জগতৰ বস্তুসমূহৰ কেৱল বাহ্যিক ৰূপৰহে জ্ঞান দিয়ে; কিন্তু দর্শনে জগতৰ বাহ্যিক ৰূপ আৰু ইয়াৰ অন্তৰ্নিহিত স্বৰূপ অৰ্থাৎ সত্ত্বৰ বিষয়েও জ্ঞান দিয়ে। বিজ্ঞানৰ জৰিয়তে প্ৰকৃতি জগতৰ কোনো এটা বিষয়ৰ অভিজ্ঞতাৰে লাভ কৰা অৱভাসিক ৰূপটোৰ বিষয়ে আমি জানিব পাৰো। কিন্তু দর্শনে অভিজ্ঞতাৰে লাভ কৰা জগতখনৰ অৱভাসিক ৰূপৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি ইয়াৰ অন্তৰালত থকা পৰমসত্ত্বৰ স্বৰূপ জানিবলৈ আগবাঢ়ে।
3. দর্শন আৰু বিজ্ঞান দুয়োৰে জ্ঞান লাভৰ পদ্ধতিও বেলেগ বেলেগ। বিজ্ঞানে প্ৰকৃতি জগতৰ কোনো এটা বিষয়ৰ সুনিশ্চিত যথাৰ্থ সাৰ্বিক জ্ঞান লাভৰ বাবে নিৰীক্ষণ, পৰীক্ষণ আৰু আগমন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে।
- অভিজ্ঞতাভিত্তিক, অধিকাঙ্গনিক আগমন আৰু নিগমন দাশনিক জ্ঞান লাভৰ পদ্ধতি। দর্শনে জগতৰ অৱভাস সম্বন্ধে জ্ঞান লাভৰ বাবে বিজ্ঞানৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। দর্শনে যিহেতু বস্তুৰ অৱভাসৰ উপৰিও বস্তুৰ সত্ত্ব সম্বন্ধেও জ্ঞান প্ৰদান কৰে; সেয়ে এই সত্ত্বৰ জ্ঞান পাৰলৈ বিচাৰ-বুদ্ধিৰ সহায় লয়। কাৰণ বস্তুৰ সত্ত্বৰ জ্ঞান নিৰীক্ষণ, পৰীক্ষণ বা অভিজ্ঞতাৰ দ্বাৰা পাৰ নোৱাৰি। ইয়াক পাৰ পাৰি যুক্তি বিচাৰৰ দ্বাৰা। আকো, দর্শনৰ আলোচ্য বিষয় ঈশ্বৰ, আত্মা, পৰমাত্মা আদিৰ জ্ঞান পাৰলৈ যুক্তি বিচাৰৰ উপৰিও অতীন্দ্ৰিয় প্ৰত্যক্ষ আৰু আন্তঃপ্ৰজ্ঞা বা স্বজ্ঞাৰ সহায় ল'ব লগা হয়। বিজ্ঞানে নিৰীক্ষণ আৰু পৰীক্ষণৰ জৰিয়তে সিদ্ধান্তত উপনীত হয় বাবে সাধাৰণতে বিজ্ঞানলঙ্ক সিদ্ধান্ত সঁচা বুলি প্ৰমাণিত হয়। এনেদেৰে আগমন পদ্ধতিৰ দ্বাৰা বিজ্ঞানে যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰে, দর্শনে নিগমন পদ্ধতিৰ দ্বাৰা সেই সিদ্ধান্তবোৰৰ যথাৰ্থতা বিচাৰ কৰে। গতিকে দর্শনৰ পদ্ধতি হ'ল আগমন আৰু নিগমন উভয় পদ্ধতিয়েই।
4. বিজ্ঞানৰ অধ্যয়ন বিশ্লেষণাত্মক অধ্যয়ন; কিন্তু দর্শনৰ অধ্যয়ন সংশ্লেষণাত্মক অধ্যয়ন। দর্শনে বিজ্ঞানৰ অভিজ্ঞতালঙ্ক সিদ্ধান্তসমূহৰ একত্ৰীকৰণ কৰিয়েই ক্ষান্ত নাথাকে। দর্শনে যুক্তি আৰু অন্তৰ্দৃষ্টিৰ সহায়ত বিজ্ঞানলঙ্ক তথ্যবোৰৰ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে আৰু এই তথ্যবোৰৰ মাজত সমষ্টয় সাধন কৰি তাৰ মূল সত্য অৰ্থেষণ কৰিবলৈ চেষ্টা কৰে। সেয়ে

- বিজ্ঞানৰ অধ্যয়ন সংশ্লেষণাত্মক।
5. বিজ্ঞানে জগতৰ কোনো এটা বিষয়ৰ জ্ঞান অন্বেষণ কৰোতে কিছুমান বিধি বা নিয়ম আৰু জ্ঞানৰ অপৰিহার্য প্রত্যয়ক বিনা বিচাৰে স্বতঃসিদ্ধ বুলি স্বীকাৰ কৰি লয়। উদাহৰণ স্বৰূপে প্ৰকৃতিৰ একৰূপতা বিধি, দেশ, কাল, দ্রব্য, কাৰ্যকাৰণ সম্বন্ধ নিয়ম আদি তথ্যবোৰ বিজ্ঞানে কোনো বিচাৰ নকৰাকৈ স্বীকাৰ কৰে। কিন্তু দৰ্শনে এই তথ্যবোৰৰ সত্যাসত্য বিচাৰ নকৰাকৈ বিনা বিচাৰে স্বীকাৰ নকৰে; বৰং বিজ্ঞানৰ স্বতঃসিদ্ধ সত্য বা বিনা বিচাৰে স্বীকৃত নীতিবোৰৰ বিচাৰমূলক পৰীক্ষাৰ দ্বাৰা যুক্তিপূৰ্ণ বিশ্লেষণাত্মক পদ্ধতিৰে বৈধতা নিৰ্ণয়ৰ চেষ্টা কৰে।
6. বিজ্ঞানে জগতৰ কোনো বস্তু বা ঘটনাৰ সাৰ্বিক ব্যাখ্যা দিওতে বস্তু বা ঘটনাৰ কোনো মূল্য নিৰূপণ নকৰে; কিন্তু দৰ্শনে জগতৰ সামগ্ৰিক ব্যাখ্যা দিয়াৰ উপৰিও তাৰ মূল্য নিৰূপণো কৰে। কাৰণ দৰ্শনৰ মূল উদ্দেশ্যই হ'ল জগতৰ সম্পূৰ্ণ সাৰ্বিক ব্যাখ্যা দিয়া আৰু ইয়াৰ মূল্যায়ন কৰা।
7. বাস্তৱ অভিজ্ঞতাভিত্তিক নিৰীক্ষণ আৰু পৰীক্ষণৰ জৰিয়তে বিজ্ঞানে কোনো এটা বিষয়ৰ এক প্ৰামাণিক সাৰ্বিক সিদ্ধান্ত প্ৰদান কৰে। সেয়ে বিজ্ঞানৰ সিদ্ধান্ত সৰ্বজনগৃহীত হোৱা দেখা যায়। কিন্তু দাশনিক জ্ঞান যুক্তি, অনুভূতি আৰু স্বজ্ঞাৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে দাশনিক মতবাদসমূহ ব্যক্তিগত হোৱা দেখা যায়। দাশনিকৰ মতবাদসমূহ তেওঁলোকৰ
- ব্যক্তিগত যুক্তি-বিচাৰ আৰু অন্তৰ উপলব্ধিৰ পৰা উৎপত্তি হয়। ফলত দাশনিক মতবাদসমূহ সৰ্বজনগৃহীত নহ'বও পাৰে।
- এনেদেৰে দৰ্শন আৰু বিজ্ঞানৰ মাজত কোনো কোনো ক্ষেত্ৰত পাৰ্থক্য থাকিলোও উভয়ে উভয়ৰ ওপৰত নিৰ্ভৰশীল। আচলতে দৰ্শন আৰু বিজ্ঞানৰ মাজৰ সম্পৰ্ক এক পাৰম্পৰিক সম্পৰ্কহে। দৰ্শনে জগত আৰু জীৱনৰ সামগ্ৰিক পূৰ্ণ জ্ঞান দিবলৈ প্ৰয়াস কৰে। এনে সম্পূৰ্ণ জ্ঞান দিবলৈ দৰ্শনে প্ৰাৰম্ভিক অৱস্থাত বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কাৰণ বিজ্ঞানে প্ৰকৃতি জগতৰ প্ৰতিটো বিভাগ সম্পর্কে নিৰীক্ষণ-পৰীক্ষণৰ জৰিয়তে সুশ্ৰংখলভাৱে বিচাৰ-বিশ্লেষণ কৰি এক সুনিশ্চিত সাৰ্বিক সিদ্ধান্ত দিয়ে। বিজ্ঞানে প্ৰকৃতি জগতৰ বিভিন্ন বিভাগ সম্বন্ধে দিয়া এই সাৰ্বিক সিদ্ধান্তকে তথ্য বা সমল হিচাপে লৈ দৰ্শনে জগত আৰু জীৱন সম্বন্ধে সামগ্ৰিক ব্যাখ্যা দিয়ে। সেয়েহে উপাদান বা তথ্য-পাত্ৰ বাবে দৰ্শন বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। এই বাবেই বিজ্ঞানক দৰ্শনৰ প্ৰথম ভেটি বুলি কোৱা হয়। বিজ্ঞানৰ সিদ্ধান্তবোৰ জৰিয়তেই দাশনিক জ্ঞান অন্বেষণ আৰম্ভ হয়।
- দৰ্শন যেনেদেৰে বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল, ঠিক সেইদেৰে বিজ্ঞানো দৰ্শনৰ ওপৰত নিৰ্ভৰশীল। কিয়নো দৰ্শনে বিজ্ঞানৰ স্বীকাৰ্য সত্যবোৰৰ ব্যাখ্যা দিয়ে। দেশ, কাল, দ্রব্য, কাৰ্যকাৰণ সম্বন্ধ আদি তথ্য বা ধাৰণাবোৰ বিজ্ঞানে কোনো বিচাৰ নকৰাকৈ স্বতঃসিদ্ধ বুলি স্বীকাৰ কৰি লয়। দৰ্শনে

বিজ্ঞানে স্বীকার করি লোরা স্বতঃসিদ্ধ সত্যসমূহৰ যথার্থতাও বিচাৰ কৰে। সেয়ে বিজ্ঞান দর্শনৰ ওপৰত নিৰ্ভৰশীল।

বিজ্ঞানৰ দৃষ্টিভঙ্গী আংশিক অৰ্থাৎ জগতৰ যিকোনো এটা বিভাগ সম্পর্কেহে জ্ঞান দিব পাৰে; সমগ্ৰ জগত সম্পর্কে সামগ্ৰিক জ্ঞান দিব নোৱাৰে। অৰ্থাৎ বিজ্ঞানৰ জ্ঞান প্ৰতিভাসিক জগতৰহে জ্ঞান। কিন্তু প্ৰতিভাসিক জগতৰ এই জ্ঞানেই জগতৰ সম্পূৰ্ণ জ্ঞান হ'ব নোৱাৰে। এই প্ৰতিভাসিক জগতৰ অন্তৰালত আন এক প্ৰকৃত জগত বা সত্য আছে যাক পৰমসত্ত্ব বোলা হয়। এই সত্য বা পৰমসত্ত্বৰ বহস্য উদ্ঘাটন কৰে দৰ্শনে। দৰ্শনে বিজ্ঞানে দিয়া প্ৰতিভাসিক জগতৰ জ্ঞানৰ ওপৰত ভিত্তি কৰিয়েই জগতৰ মূলতত্ত্ব অৰ্থাৎ পৰমসত্ত্বৰ জ্ঞান দিবলৈ চেষ্টা চলায়। সেয়ে কোৱা হয়— ‘য'তেই বিজ্ঞানৰ সমাপ্তি হয়, তাৰ পৰাই দৰ্শনৰ আৰম্ভণি’। অৰ্থাৎ জগত আৰু জীৱনৰ পূৰ্ণ জ্ঞান লাভৰ বাবে বিজ্ঞান আৰু দৰ্শন পৰম্পৰে পৰম্পৰৰ ওপৰত নিৰ্ভৰশীল। অধ্যাপক ওৱেৰোভে বিজ্ঞান আৰু দৰ্শনৰ সম্বন্ধক দেহ আৰু আত্মাৰ সম্বন্ধৰ লগত তুলনা কৰিছে। যেনেকৈ দেহৰ অবিহনে আত্মাৰ অস্তিত্ব নাইবা আত্মাৰ অবিহনে দেহৰ অস্তিত্বৰ কথা ভাবিবই নোৱাৰিব; ঠিক তেনেকৈ বিজ্ঞান অবিহনে দৰ্শন আৰু দৰ্শন অবিহনে বিজ্ঞান আধৰণা আৰু অসম্পূৰ্ণ বুলি অভিহিত কৰিছে। গতিকে উভয়ে উভয়ৰ অভাৱ পূৰণ কৰে আৰু জগত আৰু জীৱনৰ সম্পূৰ্ণ জ্ঞান লাভৰ বাবে উভয়ে উভয়ক সহায় কৰে।

৫.৩ দৰ্শনৰ পৰিসৰ আৰু প্ৰধান শাখাসমূহ (Scope and Branches of Philosophy) :

দৰ্শনৰ পৰিসৰ বুলিলে দৰ্শনৰ অধ্যয়ন ক্ষেত্ৰত সমীৰিষ্ট বিষয়সমূহকে বুজাৰ।

জগত আৰু জীৱনৰ সামগ্ৰিক আলোচনা, ব্যাখ্যা আৰু মূল্য অৱধাৰণ কৰাই দৰ্শনৰ কাম। সেই কাৰণে এইফালৰ পৰা ক'ব পাৰি দৰ্শনৰ পৰিসৰ অতি ব্যাপক। জ্ঞানৰ এনে কোনো বিষয় নাই যি দৰ্শনৰ অন্তৰ্ভুক্ত নহয়। সমগ্ৰ বিশ্বই দৰ্শনৰ আলোচনাৰ বিষয়। ড° জন কেয়ার্ডে কোৱাৰ দৰে, ‘মানুহৰ অভিজ্ঞতাৰ এনে কোনো দিক বা সীমা নাই, সমগ্ৰ অস্তিত্বৰ এনে কোনো অংশ নাই, যি দৰ্শনৰ পৰিসৰৰ অন্তৰ্ভুক্ত নহয়।

দৰ্শনৰ কোনো নিৰ্দিষ্ট আলোচ্য বিষয় নাই। সমগ্ৰ বিশ্বই দৰ্শনৰ আলোচনাৰ ক্ষেত্ৰ। দৰ্শনৰ এনে বহল পৰিসৰক সামৰিব পৰাকৈ দৰ্শনক কেইটামান শাখাত ভাগ কৰা হৈছে। সেইকেইটা হ'ল—

- (i) জ্ঞানবিদ্যা বা জ্ঞানমীমাংসা
(Epistemology)
- (ii) অধিবিদ্যা (Metaphysics)
- (iii) প্ৰমূল্যবিদ্যা (Axiology)

(i) জ্ঞানবিদ্যা বা জ্ঞানমীমাংসা :

জ্ঞানবিদ্যা দৰ্শনৰ এটা প্ৰধান শাখা। ইৎৰাজীত জ্ঞানবিদ্যাক Epistemology বোলা হয়। এই Epistemology শব্দটো গ্ৰীক ‘Episteme’ আৰু ‘Logos’ শব্দ দুটোৰ পৰা উৎপত্তি হৈছে। ‘Episteme’ শব্দৰ অৰ্থ জ্ঞান আৰু ‘Logos’

শব্দৰ অৰ্থ বিদ্যা বা বিজ্ঞান। গতিকে ‘Epistemology’ শব্দৰ ব্যৃৎপত্তিগত অৰ্থ হৈছে জ্ঞানবিদ্যা বা জ্ঞানবিজ্ঞান অৰ্থাৎ জ্ঞান সম্পর্কীয় বিজ্ঞানসম্মত আলোচনা। দৰ্শনৰ যিটো বিভাগে জ্ঞানৰ প্ৰকৃতি, উৎস বা উৎপত্তি, সীমা, সন্তুষ্টিৰনা ইত্যাদি জ্ঞানৰ অস্তৰ্গত বিভিন্ন বিষয়ৰ বিজ্ঞানসম্মতভাৱে আলোচনা কৰে তাকে জ্ঞানবিদ্যা বা জ্ঞানীমাংসা বোলে। জ্ঞানবিদ্যাত আলোচনা কৰা গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ হ'ল— জ্ঞান কি? জ্ঞানৰ উৎপত্তি কিভাৱে হয়? যথাৰ্থ জ্ঞান প্ৰকৃততে সন্তুষ্টিৰনে? যদি সন্তুষ্টিৰনে তেনেহ'লে ইয়াৰ সীমা কি? জ্ঞানৰ বৈধতাই বা কেনেকৈ নিৰ্ণীত হয়?— আদি জ্ঞান সম্পর্কীয় জটিল বিষয়বোৰৰ বিস্তৃত আৰু বিজ্ঞানসম্মত আলোচনাই জ্ঞানবিদ্যাৰ আলোচ্য বিষয়।

পাশ্চাত্য দৰ্শনৰ ইতিহাসত দেখা যায় যে প্ৰীক দাশনিক ছক্রেটিছৰ পূৰ্বৰ দাশনিকসকলে জ্ঞানবিদ্যা সম্বন্ধীয় কোনো আলোচনা নকৰাকৈ জগতৰ মূলতত্ত্বৰ অনুসন্ধান কৰিছিল। জগতৰ আদি তত্ত্বৰ জ্ঞান সন্তুষ্টিৰনে নহয়, সন্তুষ্টি বা মূলতত্ত্ব সম্বন্ধে জ্ঞান লাভ কৰিবলৈ মানুহৰ মনৰ ক্ষমতা আছে নে নাই ইত্যাদি প্ৰশ্ন তেওঁলোকৰ মনত উদয় হোৱা নাছিল। তেওঁলোকে ভাৰিছিল— জগতৰ মূলতত্ত্ব কি তাক জানিব পাৰিলেই জগতৰ ব্যাখ্যা দিব পৰা যাব। সেয়ে জ্ঞানবিদ্যা সম্বন্ধীয় কোনো আলোচনা নকৰাকৈ তেওঁলোকে জগতৰ মূলতত্ত্ব বা সন্তুষ্টিৰনে অনুসন্ধান কৰিছিল। জ্ঞানবিদ্যাৰ ওপৰত ভিত্তি নকৰাৰ বাবেই এই দাশনিকসকলৰ মতবাদবোৰৰ মাজত কাৰো লগত কাৰো মিল

দেখা নগৈছিল। ফলত জগতৰ মূলতত্ত্ব বা উপাদান সম্পর্কে সন্দেহৰ সৃষ্টি হৈ সংশয়বাদ নামৰ এটা মতবাদৰ সৃষ্টি হৈছিল। মুঠৰ ওপৰত, প্ৰাচীন কালৰ পৰা মধ্যযুগলৈ পাশ্চাত্য দৰ্শনত জ্ঞানবিদ্যা সম্পৰ্কীয় বিশেষ আলোচনা কৰা হোৱা নাছিল।

আধুনিক দৰ্শন জ্ঞানবিদ্যাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ব্ৰিটিছ দাশনিক জন লক (John Locke)-এ ‘An essay concerning human understanding’ নামৰ গ্ৰন্থৰ জৰিয়তে সৰ্বপ্ৰথম জ্ঞানবিদ্যা সম্পৰ্কে আলোচনা কৰে আৰু জ্ঞান লাভৰ ক্ষেত্ৰত জ্ঞানবিদ্যাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰে। জন লকৰ পিছত জাৰ্মান দাশনিক ইমানুৱেল কান্ট (Immanuel Kant)-এ তেওঁৰ বিখ্যাত গ্ৰন্থ ‘Critique of Pure Reason’ৰ জৰিয়তে জ্ঞানবিদ্যা সম্পৰ্কীয় সকলো বিষয়ৰ বিশদ বিশ্লেষণ কৰি দাশনিক জ্ঞান লাভৰ ক্ষেত্ৰত জ্ঞানবিদ্যা অপৰিহাৰ্য বুলি গণ্য কৰে। কান্টৰ মতে সকলো দাশনিক অনুসন্ধানৰ ভেটি হ'ল জ্ঞানবিদ্যা। সেয়ে কান্টে কৈছিল ‘দৰ্শন হৈছে জ্ঞান সম্পৰ্কীয় বিজ্ঞান আৰু সমালোচনা’। তেওঁৰ মতে জ্ঞানবিদ্যাৰ সহায় নোলোৱাকৈ দাশনিক মতবাদক গ্ৰহণযোগ্য বুলি বিবেচনা কৰা নহয়। ত্ৰৈশ্ৰে এইটো ঠিক যে দৰ্শন আৰু জ্ঞানবিদ্যা অভিন্ন বুলি ক'ব নোৱাৰি নাইবা দৰ্শনক জ্ঞানবিদ্যাৰ পৰা স্বতন্ত্ৰ বুলিও ক'ব নোৱাৰি। প্ৰকৃততে জ্ঞানবিদ্যা দৰ্শনৰ এক অপৰিহাৰ্য শাখা বা ভাগ।

(ii) অধিবিদ্যা :

দৰ্শনৰ যিটো শাখাৰ জৰিয়তে অভিজ্ঞতালঙ্ঘন জগতৰ অন্তৰালত থকা মূলতত্ত্ব বা পৰমসন্তোষ

যথার্থ স্বরূপ সম্পর্কে জ্ঞান লাভ করা যায় তাকে অধিবিদ্যা বলে। অধিবিদ্যার ইংরাজী প্রতিশব্দ হ'ল ‘Metaphysics’। ‘Metaphysics’ শব্দটো ‘Meta’ আৰু ‘Physika’— এই দুটা গ্ৰীক শব্দৰ পৰা উদ্ভূত হৈছে। ‘Meta’ শব্দৰ অৰ্থ হ'ল পিছত আৰু ‘Physika’ৰ অৰ্থ হ'ল পদার্থ বিজ্ঞান। গতিকে ইয়াৰ ব্যৃৎপত্তিগত অৰ্থ হ'ল— যি বিজ্ঞানৰ পিছত আছে।

অধিবিদ্যাক তত্ত্ববিদ্যা নামেৰেও জনা যায়। তত্ত্ববিদ্যার ইংরাজী প্রতিশব্দ হ'ল ‘Ontology’। Ontology শব্দটি ‘Onto’ আৰু ‘Logos’ — এই দুটা গ্ৰীক শব্দৰ পৰা উদ্ভূত হৈছে। ‘Onto’ শব্দৰ অৰ্থ হ'ল তত্ত্ব বা সত্ত্বা আৰু ‘Logos’ ৰ অৰ্থ হ'ল বিজ্ঞান। গতিকে Ontology মানে হ'ল সত্ত্বাৰ বিজ্ঞান।

অৱভাস আৰু সত্ত্বাৰ মাজত থকা পার্থক্যৰ যোগেদিয়ে অধিবিদ্যার সূচনা হয়। আমি আমাৰ অভিজ্ঞতাত যিবোৰ বস্তু দেখিছো সেই বস্তুবোৰৰ প্ৰকৃত স্বৰূপ আমি দেখাৰ দৰে নহয়। এডাল পোনপটীয়া কাঠি এগিলাচ পানীত আধাকৈ ডুবালে কাঠিডাল বেঁকা যেন দেখা যায়। এই দৃষ্টান্তটোৰ পৰাই বুজিব পাৰি যে বস্তুৰ অৱভাস আৰু সত্ত্বাৰ মাজত পার্থক্য আছে। এই জগতৰ প্ৰত্যেক বস্তুৰেই দুটা দিশ আছে এটা হৈছে বস্তুৰ ইন্দ্ৰিয়গ্ৰাহ্য বা বাহ্যসত্ত্বা আৰু আনন্দটো হৈছে ইন্দ্ৰিয়াতীত বা অন্তৰসত্ত্বা। আমাৰ অভিজ্ঞতাৰ দ্বাৰা জগতৰ বস্তু সম্বন্ধে যি জ্ঞান হয় সি হ'ল জগতৰ বাহ্যিক ৰূপৰ জ্ঞান। জগতৰ এই বাহ্যিক ৰূপকেই অৱভাস (Appearance) বোলা হয়। ইন্দ্ৰিয়গ্ৰাহ্য সকলো

বস্তুৰে বাহ্যিক ৰূপৰ অন্তৰালত এক নিজস্ব ৰূপ বা স্বৰূপ আছে। বস্তুৰ এই ৰূপটোকে তত্ত্ব বা সত্ত্বা বোলা হয়। বস্তুৰ তত্ত্ব বা সত্ত্বাৰ জ্ঞান ইন্দ্ৰিয় অভিজ্ঞতাৰে পাৰি নোৱাৰিব। ইয়াৰ জ্ঞান পাৰি বুদ্ধি বা যুক্তি বিচাৰ দ্বাৰাহে। বস্তুৰ ইন্দ্ৰিয়গ্ৰাহ্য ৰূপ পৰিৱৰ্তনশীল। কিন্তু ইন্দ্ৰিয়গ্ৰাহ্য ৰূপৰ অন্তৰালত থকা বস্তুৰ অন্তনিহিত তত্ত্ব বা সত্ত্বা অপৰিবৰ্তনশীল।

গতিকে ইন্দ্ৰিয়গ্ৰাহ্য বা অৱভাসৰ অন্তৰালত থকা সত্ত্বাৰ প্ৰকৃত স্বৰূপ উদ্ঘাটন কৰাই অধিবিদ্যার মূল বিষয়বস্তু। অধিবিদ্যাই পৰমসত্ত্বা সম্বন্ধীয় বিভিন্ন বিষয়ৰ বিস্তৃত আলোচনা কৰে। এই দৃশ্যমান জগতৰ অন্তৰালত পৰমসত্ত্বা আছে নে নাই? যদি আছে তেনেহ'লে ইয়াৰ স্বৰূপ কি? দৃশ্যমান জগতৰ লগত ইয়াৰ সমন্বয়ই বা কি? এই পৰমসত্ত্বা এক নে বহু? ইয়াৰ উপৰি অধিবিদ্যাত জগত, জীৱন, মন, দৈশ্ব্য, আত্মা আদিৰ স্বৰূপ জানিবলৈও চেষ্টা কৰা হয়।

এই ক্ষেত্ৰত অধিবিদ্যাক দৰ্শনৰ এটা প্ৰধান অংগ বুলি গণ্য কৰা হয়। গ্ৰীক দাশনিক প্লেটোৰে দৰ্শন আৰু অধিবিদ্যাক অভিন্ন বুলি কৈছে। তেওঁৰ মতে অভিজ্ঞতালক্ষ জগতখন অতীন্দ্ৰিয় প্ৰকৃত জগতৰ ছাঁয়া বা অনুকৰণ মাত্ৰ, যাৰ কোনো অস্তিত্ব নাই। হেগেলৰ মতেও দৃশ্যমান জগতক অতীন্দ্ৰিয় সত্ত্বাৰ পৰা পৃথক কৰিব নোৱাৰিব, কাৰণ দৃশ্যমান জগতৰ জৰিয়তেই অতীন্দ্ৰিয় সত্ত্বাই নিজকে প্ৰকাশ কৰে। তকীয় প্ৰত্যক্ষবাদীসকলৰ মতে পৰমসত্ত্বাৰ জ্ঞান হিচাপে অধিবিদ্যা সম্ভৱ নহয়। অৰ্থাৎ দৰ্শনৰ পৰিসৰ ইন্দ্ৰিয়গ্ৰাহ্য অধ্যয়নতে

সীমাবদ্ধ বুলি ক'ব পাৰি।

ওপৰৰ আলোচনাৰ পৰা আমি এইটো ক'ব
পাৰো যে অধিবিদ্যা প্ৰকৃততে দৰ্শনৰ পৰিসৱৰ
পৰা বহিৰ্ভূত নহয়, নাইবা দৰ্শন আৰু অধিবিদ্যা
অভিন্নও নহয়। পৰমসত্তাৰ দুটা দিশ হিচাপে
অৱাভাস আৰু সন্তাৰ অধ্যয়ন দৰ্শনৰ পৰিসৱৰ
অন্তৰ্ভুক্ত।

(iii) প্ৰমূল্যবিজ্ঞান :

জ্ঞানবিদ্যা আৰু অধিবিদ্যাৰ উপৰিও দৰ্শনৰ
এটা গুৰুত্বপূৰ্ণ ভাগ হ'ল প্ৰমূল্যবিজ্ঞান বা
আদৰ্শবিজ্ঞান। জগত আৰু জীৱনৰ সামগ্ৰিক
আলোচনা, ব্যাখ্যা আৰু মূল্য অৱধাৰণ কৰাই
দৰ্শনৰ কাম। গতিকে প্ৰমূল্য বিজ্ঞানৰ জৰিয়তে
দৰ্শনে জীৱন আৰু জগতৰ মূল্য নিৰ্কপণ কৰে।
সেয়ে দৰ্শনৰ পৰিসৱত আদৰ্শ বা মূল্যও অন্তৰ্ভুক্ত।
প্ৰমূল্য বিজ্ঞানে তিনিটা পৰম মূল্যক আদৰ্শ
হিচাপে লৈ জীৱন আৰু জগতৰ মূল্যায়ন কৰে।
জীৱনৰ এই পৰমমূল্য তিনিটা হ'ল— সত্য
(Truth), সুন্দৰ (Beauty) আৰু শিৰ
(Goodness)। এই তিনিটা আদৰ্শ বা প্ৰমূল্যক
লৈ আমি জগতৰ বস্তু, জ্ঞান আৰু আচৰণৰ মূল্য
বিচাৰ কৰো। প্ৰমূল্য বিজ্ঞানে আমাৰ এনে মূল্য
বিচাৰ ব্যক্তিগত নে বস্তুগত, মানৱ জীৱনৰ পৰম
আদৰ্শ বা মূল্য অৰ্থাৎ সত্য, শিৰ আৰু সুন্দৰৰ
তাৎপৰ্য, ইয়াৰ যথাৰ্থতা আৰু পৰমসত্তাৰ লগত
এই তিনিটা আদৰ্শৰ সম্বন্ধ কেনেধৰণৰ ইত্যাদি
সম্পর্কেও আলোচনা কৰে।

প্ৰমূল্য বিজ্ঞান বা আদৰ্শবিজ্ঞানসমূহ হ'ল—
তর্কবিজ্ঞান, নীতিবিজ্ঞান, সৌন্দৰ্যবিজ্ঞান, ধৰ্মদৰ্শন

আদি। তর্কবিজ্ঞানে সত্যতা নামৰ প্ৰমূল্য,
নীতিবিজ্ঞানে পৰমকল্যাণ বা পৰমশ্ৰেষ্ঠ নামৰ
প্ৰমূল্য, সৌন্দৰ্যবিজ্ঞানে সৌন্দৰ্য নামৰ প্ৰমূল্য
আৰু ধৰ্ম দৰ্শনে পৰিত্বাতা নামৰ প্ৰমূল্যক অধ্যয়ন
কৰে। সেয়ে মানৱ জীৱনৰ মূল আদৰ্শ সত্য, শিৰ
আৰু সুন্দৰ বুলি কোৱা হয়। জীৱনৰ মূল আদৰ্শ
বা প্ৰমূল্য বিভাগটোৱে সন্তাৰ লগত মূল্যৰ কেনে
সম্বন্ধ— ই আত্মনিষ্ঠ নে বস্তুনিষ্ঠ আদি বিষয়ে
আলোচনা কৰে।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে দৰ্শন
হৈছে সমগ্ৰ জগত আৰু জীৱনৰ ব্যাখ্যা আৰু মূল্য
নিৰ্বাপণ। সেয়েহে দৰ্শনৰ পৰিসৱ অতি ব্যাপক।

পাঠৰ মূলকথা :

দৰ্শনৰ লগত বিজ্ঞান, জ্ঞানবিদ্যা, অধিবিদ্যা বা
তত্ত্ববিদ্যা আৰু প্ৰমূল্যবিজ্ঞানৰ সম্বন্ধৰ বিষয়ে
বিচাৰ কৰিলে দেখা যায় যে উক্ত প্ৰতিটো বিষয়ৰ
লগতে দৰ্শনৰ এক এৰাব নোৱাৰা পাৰম্পৰিক
সম্পর্ক আছে। আটাইকেইটা বিষয়ৰে মূল উদ্দেশ্য
বা লক্ষ্য একে— জগত আৰু জীৱনৰ ব্যাখ্যা
আগবঢ়োৱা। এই জগত আৰু জীৱনৰ ব্যাখ্যা
দিওঁতে বিজ্ঞানে কিছুমান মূল প্ৰত্যয় বা ধাৰণাক
স্বতঃসিদ্ধ হিচাপে স্বীকাৰ কৰি দৃশ্যমান
অভিজ্ঞতালক্ষ জগতখনৰ ব্যাখ্যা দিছে। জ্ঞানবিদ্যাই
দৰ্শনৰ লক্ষ্যত উপনীত হ'বলৈ জ্ঞান কি, জ্ঞানৰ
উৎস, সীমা, সন্তাৱনা আদিৰ আলোচনা কৰি সেই
লক্ষ্যত উপনীত হ'বলৈ দৰ্শনক সহায় কৰিছে।
অধিবিদ্যা বা তত্ত্ববিদ্যাই জগত আৰু জীৱনৰ মূল
সন্তাৰ অনুসন্ধান কৰি দার্শনিক জ্ঞানক পূৰ্ণতা

প্রদান করিছে। আকৌ, প্রমূল্যবিদ্যাই জগতের মূল সত্তা অর্থাৎ পৰমসত্তা আৰু পৰমমূল্য যে একে তাৰ বিচাৰ কৰি মূল্যবোধৰ জৰিয়তে দাশনিক জ্ঞানৰ পূৰ্ণতা প্ৰদানত সহায় কৰিছে।

দৰ্শন আৰু বিজ্ঞান : অভিজ্ঞতালৰ জগতেৰ ব্যাখ্যা দিবলৈ চেষ্টা কৰাৰ ফলস্বৰূপে দৰ্শন আৰু বিজ্ঞানৰ উৎপত্তি। সেয়ে দুৱোৰো লক্ষ্য একে।

জ্ঞান আহৰণৰ পদ্ধতি, আলোচ্য বিষয়ৰ পৰিসৰ আৰু অন্যান্য ক্ষেত্ৰত দৰ্শন আৰু বিজ্ঞানৰ মাজত কিছু পাৰ্থক্য থকা দেখা যায়। যেনে—

(1) বিজ্ঞানৰ তুলনাত দৰ্শনৰ পৰিসৰ ব্যাপক।
(2) বিজ্ঞানে কেৱল অভিজ্ঞতালৰ প্ৰতিভাসিক জগতখনৰহে ব্যাখ্যা কৰে; কিন্তু দৰ্শনে বিজ্ঞানে দিয়া প্ৰতিভাসিক জগতেৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি ইয়াৰ মূল সত্তাৰ বিষয়েও জ্ঞান দিয়ে।

(3) দৰ্শন আৰু বিজ্ঞানৰ জ্ঞান অন্বেষণৰ পদ্ধতি বেলেগ বেলেগ। বিজ্ঞানৰ পদ্ধতি নিৰীক্ষণ, পৰীক্ষণ অর্থাৎ আগমন পদ্ধতি; কিন্তু দৰ্শনৰ পদ্ধতি আগমনাত্মক আৰু নিগমনাত্মক উভয়েই।

(4) বিজ্ঞানৰ অধ্যয়ন বিশ্লেষণাত্মক অধ্যয়ন; কিন্তু দৰ্শনৰ অধ্যয়ন সংশ্লেষণাত্মক।
(5) বিজ্ঞানে জ্ঞান অন্বেষণৰ ক্ষেত্ৰত কিছুমান বিধি বা প্ৰত্যয় স্বতঃসিদ্ধ বুলি স্বীকাৰ কৰি লয়; কিন্তু দৰ্শনে বিচাৰ-বিশ্লেষণ নকৰাকৈ কোনো কথাকে স্বীকাৰ কৰি নলয়।

(6) বিজ্ঞানে কোনো বিষয়ৰ ব্যাখ্যা দিওতে বস্তু বা ঘটনাৰ মূল্যায়ন নকৰে; দৰ্শনে ব্যাখ্যা

দিয়াৰ উপৰি মূল্যায়নো কৰে।

(7) বৈজ্ঞানিক জ্ঞান প্ৰামাণিক জ্ঞান বাবে সাৰ্বিক; কিন্তু দাশনিক জ্ঞান সৰ্বজনগ্রাহ্য নহ'বও পাৰে।

যদিও বিজ্ঞান আৰু দৰ্শনৰ মাজত এনে কিছুমান পাৰ্থক্য আছে; তথাপি বিজ্ঞান আৰু দৰ্শনৰ মাজৰ সমন্বয়টো এক পাৰম্পৰিক সমন্বহে অর্থাৎ উভয়ে উভয়ৰ পৰিপূৰক।

দৰ্শন আৰু জ্ঞানবিদ্যাৰ সমন্বন্ধ : দৰ্শন আৰু জ্ঞানবিদ্যাৰ মাজতো এক ওতঃপ্ৰোত সম্পর্ক আছে। দৰ্শনে সমগ্ৰ বিশ্বব্লাণ্ডৰ সামগ্ৰিক ব্যাখ্যা দিবলৈ প্ৰথমে জ্ঞান কি, জ্ঞানৰ উৎস, সন্তাৱ্যতা আৰু কিমানলৈ জ্ঞান পাৰ পাৰি তাক জানিবলৈ জ্ঞানবিদ্যাৰ সহায় ল'ব লাগে। জ্ঞানবিদ্যা হ'ল দাশনিক জ্ঞান অনুসন্ধানৰ প্ৰথম স্তৰ।

অৱশ্যে জ্ঞানবিদ্যাতকৈ দৰ্শনৰ পৰিসৰ অতিব্যাপক; কাৰণ জ্ঞানবিদ্যা দৰ্শনৰ এটা বিভাগহে।

আচলতে দৰ্শন আৰু জ্ঞানবিদ্যাৰ সমন্বন্ধ হ'ল অংশ আৰু তাৰ সমগ্ৰতাৰ লগত থকা সমন্বন্ধৰ নিচিনা।

দৰ্শন আৰু অধিবিদ্যা বা তত্ত্ববিদ্যাৰ সমন্বন্ধ : দৰ্শন আৰু অধিবিদ্যা বা তত্ত্ববিদ্যাৰ মাজৰ সমন্বন্ধৰ ক্ষেত্ৰত বিভিন্ন দাশনিকে ভিন্ন মত পোষণ কৰিছে।

ভাৱবাদী দাশনিকসকলৰ মতে দৰ্শন আৰু অধিবিদ্যা বা তত্ত্ববিদ্যাৰ মাজত কোনো পাৰ্থক্য নাই। দুয়ো একে।

তকীয় প্ৰত্যক্ষবাদী দাশনিকসকলৰ মতে দৰ্শন আৰু অধিবিদ্যা বা তত্ত্ববিদ্যাৰ মাজত কোনো

সম্বন্ধ নাই। তেওঁলোকৰ মতে তত্ত্ববিদ্যাৰ আলোচনা নিৰ্বৰ্থক আৰু অবাস্তৱ। কাৰণ তেওঁলোকে অভিজ্ঞতাৰে জ্ঞান লাভ কৰিব নোৱাৰা কোনো সন্তাতে বিশ্বাস নকৰে।

বিভিন্ন দাশনিকে এনে ভিন্ন মত পোষণ কৰিলেও দৰ্শন আৰু তত্ত্ববিদ্যাৰ মাজত থকা ঘনিষ্ঠ সম্বন্ধৰ কথা অস্বীকাৰ কৰিব নোৱাৰি। অৱশ্যে, তত্ত্ববিদ্যাতকৈ দৰ্শনৰ পৰিসৰ ব্যাপক। দৰ্শনৰ পৰিসৰ ব্যাপক হ'লেও পূৰ্ণ দাশনিক জ্ঞানৰ বাবে তত্ত্ববিদ্যাৰ জ্ঞান অপৰিহাৰ্য। সেয়ে তত্ত্ববিদ্যা দৰ্শনৰ এটা এৰাব নোৱাৰা প্ৰধান বিভাগ আৰু দুয়োৰো মাজত ওতঃপ্ৰোত সম্বন্ধ আছে।

দৰ্শনৰ লগত প্ৰমূল্যবিজ্ঞানৰ সম্বন্ধ : দৰ্শনৰ লগত প্ৰমূল্যবিজ্ঞানৰো এক ঘনিষ্ঠ সম্বন্ধ আছে। দৰ্শনে জগত আৰু জীৱনৰ সামগ্ৰিক ব্যাখ্যা দিয়াৰ লগতে ইয়াৰ মূল্যায়ন কৰি পূৰ্ণ জ্ঞান দিয়াৰ প্ৰয়াস কৰে। প্ৰমূল্যবিজ্ঞানে যিহেতু মূল্যৰ দিশটোৱ বিষয়ে আলোচনা কৰে, সেয়ে দাশনিক জ্ঞানৰ পূৰ্ণতাপ্ৰাপ্তিৰ বাবে প্ৰমূল্যবিজ্ঞানৰ সহায় ল'বলগা হয়। গতিকে দুয়োৰে মাজত ঘনিষ্ঠ সম্বন্ধ বিদ্যমান।

ভাৱবাদী দাশনিকসকলৰ মতে, দৰ্শনৰ মূল লক্ষ্য পৰমসন্তা আৰু প্ৰমূল্যবিজ্ঞানৰ মূল আদৰ্শ পৰমমূল্যৰ মাজত কোনো পাৰ্থক্য নাই। অৱশ্যে প্ৰমূল্যবিজ্ঞানৰ তুলনাত দৰ্শনৰ পৰিসৰ বেছি ব্যাপক; কাৰণ প্ৰমূল্যবিজ্ঞান দৰ্শনৰ এক বিভাগহে। প্ৰকৃততে প্ৰমূল্যবিজ্ঞান দৰ্শনৰ এটা বিভাগ হিচাপে দুয়োৰো মাজত থকা সম্বন্ধ অংশ আৰু তাৰ সমগ্ৰতাৰ মাজত থকা সম্বন্ধৰ নিচিনা।

অনুশীলনী

1. দৰ্শন কি? দৰ্শনৰ লগত বিজ্ঞানৰ সম্বন্ধ ব্যাখ্যা কৰা।
2. বিজ্ঞান কাক বোলে? দৰ্শন আৰু বিজ্ঞানৰ পাৰ্থক্য নিৰ্ণয় কৰা।
3. জ্ঞানমীমাংসা বা জ্ঞানবিদ্যা কাক বোলে? জ্ঞানমীমাংসা বা জ্ঞানবিদ্যাৰ লগত দৰ্শনৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা।
4. অধিবিদ্যা বা তত্ত্ববিদ্যা কাক বোলে? দৰ্শন আৰু অধিবিদ্যা বা তত্ত্ববিদ্যাৰ সম্বন্ধ ব্যাখ্যা কৰা।
5. প্ৰমূল্যবিজ্ঞান কাক বোলে? দৰ্শনৰ লগত প্ৰমূল্যবিজ্ঞানৰ সম্বন্ধ ব্যাখ্যা কৰা।
6. উত্তৰ দিয়া :

 - (a) ইংৰাজী philosophy শব্দটো দুটা গ্ৰীক শব্দৰ পৰা উত্তৰ হৈছে শব্দ দুটা কি কি?
 - (b) জ্ঞানবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ ‘epistemology’ দুটা গ্ৰীক শব্দৰ পৰা উত্তৰ হৈছে। শব্দ দুটা কি কি?
 - (c) জন ল'ক (John Locke)ৰ জ্ঞান সম্পৰ্কীয় গ্ৰন্থখনৰ নাম কি?
 - (d) ‘Critique of Pure Reason’ নামৰ গ্ৰন্থখনৰ লিখকজনৰ নাম লিখা।
 - (e) দৰ্শন আৰু বিজ্ঞানৰ সম্বন্ধক কোনে দেহ আৰু আত্মাৰ লগত তুলনা কৰিছে?
 - (f) অধিবিদ্যাৰ ইংৰাজী প্ৰতিশব্দ কি?

7. তলৰ উক্তিবোৰৰ সত্যাসত্য নিৰ্ণয় কৰা :

 - (a) বিজ্ঞানে সমগ্ৰ বিশ্বজগতৰ সামগ্ৰিক জ্ঞান দিয়ে।

- (b) তকীয় প্রত্যক্ষবাদী দার্শনিকসকলে
তত্ত্ববিদ্যাক নির্বর্থক আৰু অবাস্তুৰ চিন্তা
বুলি অভিহিত কৰিছে।
- (c) ধীক দার্শনিক প্লেটোৰ মতে দর্শন আৰু
তত্ত্ববিদ্যাৰ মাজত কোনো পার্থক্য নাই।
- (d) ইমানুৱেল কাট এজন জার্মান দার্শনিক
আছিল।
- (e) জন ল'ক এজন বিত্তিচ দার্শনিক আছিল।
- (f) বিজ্ঞানে কোনো প্রত্যয় বা ধাৰণাকে
স্বতঃসিদ্ধ বুলি স্বীকাৰ নকৰে।
- 8. সংজ্ঞা দিয়া :**
- (i) বিজ্ঞান।
 - (ii) জ্ঞানমীমাংসা বা জ্ঞানবিদ্যা।
 - (iii) তত্ত্ববিদ্যা।
 - (iv) প্রমূল্যবিজ্ঞান।
- 9. চমুটোকা লিখা :**
- (i) জ্ঞানবিদ্যা।
 - (ii) প্রমূল্যবিজ্ঞান।
 - (iii) অধিবিদ্যা বা তত্ত্ববিদ্যা।

* * *



ভারতীয় দর্শন

(ভারতীয় দর্শন, বৈশিষ্ট্য, শ্রেণী বিভাগ : বৈদিক-অবৈদিক)

6.1 ভারতীয় দর্শন অর্থ :

ভারতীয় দর্শন ধারণা :

সমগ্র ভারতভূমিত আরাহমান কালৰে পৰা চলি অহা বীতিনীতি, জীৱন-ধাৰাৰ পটভূমিত ভারতীয় দর্শন গঢ়ি উঠিছে। জাতি-ধৰ্ম-ভাষা-সম্প্ৰদায়-সংস্কৃতি নিৰ্বিশেষে সকলো ভারতীয় লোকৰ চিন্তাধাৰাৰ সংমিশ্ৰণৰ ফলত ভারতীয় দর্শন সৃষ্টি হৈছে। এই দর্শন জীৱন আৰু জগত সম্বন্ধে গভীৰ সামগ্ৰিক উপলব্ধি। ভারতীয় দর্শন এটি বিস্তৃত বিষয়। এই দর্শনক বুজিবলৈ হ'লে প্ৰথমতে দর্শন শব্দটোৱ অৰ্থ আৰু তাৎপৰ্য জানিব লাগিব।

‘দর্শন’ শব্দটো সংস্কৃত ‘দৃশ’ ধাতুৰ পৰা উৎপত্তি হৈছে। ‘দৃশ’ শব্দৰ অৰ্থ ‘দেখা’ বা ‘প্ৰত্যক্ষ কৰা’। এই দেখা বা প্ৰত্যক্ষ কৰা কাৰ্য বাহ্য চক্ষুৰে বা আন্তৰিকভাৱে ঘটিব পাৰে। আন্তৰিক প্ৰত্যক্ষ কাৰ্য দিব্যচক্ষু অথবা প্ৰজ্ঞাচক্ষুৰে নাইবা আন্তৰিক উপলব্ধিৰে ঘটিব পাৰে। এতেকে ‘দর্শন’ শব্দটোৱ ধাতুগত অৰ্থ হৈছে সত্য বা তত্ত্ব প্ৰজ্ঞাচক্ষুৰে প্ৰত্যক্ষ কৰা বা অৱলোকন কৰা। চক্ষু আৰু বিষয়বস্তুৰ সাংঘৰ্ষণিক সাংঘৰ্ষণিক সম্পৰ্ক (contact) ফলত যি জ্ঞান জন্মে তাক চাক্ষুস জ্ঞান বোলে। এনে জ্ঞানক দর্শন বোলা নহয়। দর্শন জীৱন আৰু জগতৰ প্ৰকৃত বা

স্বৰূপ জ্ঞান।

জগতৰ বস্তুসমূহৰ দুটা ৰূপ বা প্ৰকাশ থাকে— বাহ্যিক ৰূপ আৰু প্ৰকৃত ৰূপ। এই দুটা ৰূপ একে নহ'বও পাৰে। উদাহৰণ স্বৰূপে— পোন লাঠি এডাল আধালৈকে পানীত বুৰাই দিলে বেঁকা দেখি। দৰাচলতে লাঠিডাল পোন; বেঁকা নহয়। লাঠিডালৰ বেঁকা ৰূপক অবভাস বা প্ৰতিভাস (appearance) বা বাহ্যিক ৰূপ বোলে। ই লাঠিডালৰ প্ৰকৃত ৰূপ নহয়। চাক্ষুস প্ৰত্যক্ষই বস্তুৰ এই ৰূপটোহে প্ৰকাশ কৰে। বস্তুৰ প্ৰকৃত ৰূপৰ জ্ঞান জন্মে আন্তঃপ্ৰত্যক্ষৰ দ্বাৰা। ইয়াকেই দর্শন বা সত্যজ্ঞান বোলে। ভারতীয় দর্শন জীৱন আৰু জগতৰ সত্য জ্ঞান বা উপলব্ধি।

‘দর্শন’ শব্দৰ ইংৰাজী শব্দ ‘Philosophy’। এই শব্দটো ‘Philos’ আৰু ‘Sophia’ নামৰ দুটি গ্ৰীক শব্দৰ পৰা আহিছে। ‘Philos’ শব্দৰ অৰ্থ ‘অনুৰাগ’ বা ‘প্ৰীতি’ বা ‘Love’ আৰু ‘Sophia’ শব্দৰ অৰ্থ ‘জ্ঞান’ বা ‘Wisdom’। এতেকে বুৎপত্তিগতভাৱে ‘Philosophy’ শব্দৰ অৰ্থ ‘জ্ঞানৰ প্ৰতি অনুৰাগ’। কিন্তু পাশ্চাত্য ‘Philosophy’ আৰু ভাৰতৰ ‘দর্শন’ শব্দৰ অৰ্থ একে নহয়। সমগ্ৰ বিশ্বত যি সত্য বা তত্ত্ব নিহিত আছে, যাৰ পৰা চেতন-অচেতন সকলো বস্তুৰ উৎপত্তি হয়, সেই পৰমসত্যক উপলব্ধি কৰাই

ভারতীয় দর্শনৰ লক্ষ্য। ভারতীয় দাশনিকে এই সত্যক জীৱনত প্রতিষ্ঠিত কৰিবলৈ প্ৰয়াস কৰে। পাঞ্চাত্য দর্শন চৰ্চাৰ মূল লক্ষ্য জ্ঞানতৃষ্ণা চৰিতাৰ্থ কৰা। তাত আধ্যাত্মিক সাধনাৰ প্ৰচেষ্টা নাই। পাঞ্চাত্য ‘Philosophy’ আৰু ভাৰতৰ ‘দৰ্শন’ শব্দৰ মাজত এয়ে প্ৰধান পাৰ্থক্য।

6.2 ভাৰতীয় দৰ্শনৰ প্ৰকৃতি :

ভাৰতীয় দৰ্শন বুলিলে সত্যজ্ঞনৰ সহায়ত মানুহে জীৱনধাৰা নিয়ন্ত্ৰণ কৰি শুন্দৰ বিচাৰৰ দ্বাৰা জীৱন পৰিচালিত কৰা বুজায়। অৰ্থাৎ সত্যক জানিলৈই নহয়, ব্যৱহাৰিক জীৱনত তাক প্ৰয়োগ কৰাটোও ভাৰতীয় দৰ্শনৰ উদ্দেশ্য। এইখনিতে ভাৰতীয় দৰ্শনৰ আধ্যাত্মিক পটভূমি প্ৰকাশ পাইছে। ভাৰতীয় দৰ্শন আদৰ্শ আৰু বাস্তৱৰ এক অপূৰ্ব সমন্বয়। ভাৰতীয় দৰ্শনৰ ই এটা মুখ্য বৈশিষ্ট্য।

ভাৰতীয় দৰ্শন আৰু ধৰ্ম ওতঃপ্ৰোতভাৱে জড়িত। সত্যৰ বাস্তৱ অভিজ্ঞতাই হৈছে ধৰ্ম। ভাৰতত দৰ্শন বুলিলে আধ্যাত্মিক সত্যৰ উপলব্ধি বুজায়। এনে উপলব্ধিৰ বাবে অন্তৰ পৰিত্বা বক্ষা, ইন্দ্ৰিয় সংঘৰ্ষ, নৈতিক নিয়মৰ কঠোৰ অনুশীলনৰ প্ৰয়োজন। ভাৰতত দাশনিক আৰু ধাৰ্মিক লোকসকলে এনে অনুশীলনৰ দ্বাৰা সত্যক জীৱনত প্ৰতিষ্ঠা কৰে। তেওঁলোক সত্যদ্রষ্টা ঋষি তথা আত্মজ্ঞানী। আত্মজ্ঞনৰ সহায়ত মোক্ষ লাভ হয়। মোক্ষ লাভেই মানৰ জীৱনৰ পৰম লক্ষ্য। এইদৰে ভাৰতীয় দৰ্শনৰ অন্যতম বৈশিষ্ট্য হৈছে ধৰ্মৰ লগত ইয়াৰ গভীৰ অন্তৰ্নিহিত সম্পর্ক।

ভাৰতীয় দৰ্শনৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে

ইয়াৰ সংশ্লেষণাত্মক দৃষ্টিভঙ্গী। ইয়াত দৰ্শনৰ বিভিন্ন শাখা যেনে— মনোবিদ্যা, জ্ঞানবিদ্যা, তত্ত্ববিদ্যা, নীতিবিদ্যা, তৰ্কবিদ্যা, ধৰ্মতত্ত্ব, সমাজবিদ্যা, ৰাজনীতিবিদ্যা আদি সামগ্ৰিকভাৱে আলোচনা কৰা হয়। পাছত এক সংশ্লেষণাত্মক সিদ্ধান্তত উপনীত হোৱা যায়। প্ৰত্যেক ভাৰতীয় দাশনিক সম্প্ৰদায়ে এই পদ্ধতি পালন কৰিছে। এনে সংশ্লেষণাত্মক পদ্ধতি অৱলম্বন কৰাৰ বাবে ভাৰতীয় দৰ্শনত জড়বাদ, অভিজ্ঞতাবাদ, বাস্তৱবাদ, ভাৰবাদ, বহুত্ববাদ আদি ভাৰধাৰাৰ সমাৱেশ ঘটিছে। ইয়াৰ ফলত ভাৰতীয় দৰ্শনৰ পৰিসৰ সমৃদ্ধ আৰু বিস্তৃত হৈছে। ভাৰতীয় দৰ্শনৰ সংশ্লেষণাত্মক দৃষ্টিভঙ্গী এটা উল্লেখযোগ্য বৈশিষ্ট্য।

সহনশীলতা, উদাবতা আৰু সম্প্ৰদায়সমূহৰ মাজৰ পাৰস্পৰিক সম্বন্ধ ভাৰতীয় দৰ্শনৰ অন্যতম বৈশিষ্ট্য। ভাৰতীয় দৰ্শন ভিন্নমতৰ মুঠ নটা সম্প্ৰদায়ৰ চিন্তাধাৰাৰ সমষ্টি— চাৰ্বাক, বৌদ্ধ, জৈন, ন্যায়, বৈশেষিক, সাংখ্য, যোগ, মীমাংসা আৰু বেদান্ত। সম্প্ৰদায়সমূহৰ শ্ৰেণীবিভাগ সম্পর্কে আমি পাছত আলোচনা কৰিম। ইয়াত মন কৰিবলগীয়া বিষয় হৈছে নটা সম্প্ৰদায়ৰ মাজৰ পাৰস্পৰিক সহনশীলতা, পৰিপূৰকতা, উদাবতা আৰু সহাৱস্থান। সম্প্ৰদায়সমূহে পৰস্পৰৰ সমালোচনা কৰি নিজ নিজ মতবাদ আগবঢ়াইছে। যিমানেই মতবিৰোধ নাথকক এটাক বাদ দি আনবোৰ সম্প্ৰদায় সম্পূৰ্ণ হ'ব নোৱাৰে। এয়ে ভাৰতীয় দৰ্শনৰ বৈচিত্ৰ্যতা আৰু সহাৱস্থান নীতি। এইদৰে বিৰোধী পক্ষৰ সমালোচনা খণ্ডন নকৰাকৈ কোনো সম্প্ৰদায়ে নিজৰ মত প্ৰতিষ্ঠা কৰিব

নোৱাৰাটো ভাৰতীয় দৰ্শনৰ এটা বৈশিষ্ট্য। ইয়াক দৰ্শনাত্মক যুক্তি পদ্ধতি বোলে। এই পদ্ধতি অৱলম্বন কৰা বাবে ভাৰতীয় দৰ্শন মতান্তৰৰ পৰা মুক্ত হ'ব পাৰিছে।

6.3 ভাৰতীয় দৰ্শনৰ উৎস :

ভাৰতীয় দৰ্শনক প্ৰাচীনতম উৎস বেদসমূহ বুলি কোৱা হয়। সংস্কৃত ‘বিদ’ ধাতুৰ পৰা বেদ শব্দটো আছিছে যাৰ অৰ্থ ‘জ্ঞান’। ভাৰতীয় চিন্তাত জ্ঞান শব্দৰ অৰ্থ সত্য। গতিকে ‘বেদ’ শব্দৰ অৰ্থ হৈছে সত্য। উপনিষদসমূহ বেদৰ এটা বিভাগ। এইবোৰ বেদৰ তাত্ত্বিক চিন্তাধাৰাৰ অন্য ৰূপ। চাৰিখন বেদ আমি পাও— ঋক, জজু, সাম আৰু অথৰ্ব। ভাগৱত গীতাত উপনিষদসমূহৰ বাণীবোৰ সংক্ষিপ্তভাৱে উল্লেখ আছে। আমি বামায়ণ আৰু মহাভাৰত নামৰ দুখন মহাকাব্য পাওঁ যত প্ৰাচীন দার্শনিক চিন্তাধাৰাসমূহ সমীবিষ্ট আছে। এইদৰে ভাৰতীয় দৰ্শনৰ বিভিন্ন প্ৰস্থানসমূহ বেদ, উপনিষদ, গীতা আৰু মহাকাব্যসমূহৰ পৰা গঢ়ি উঠিছে। এইবোৰ উৎসৰ প্ৰতি যথাযথ আনুগত্য থকা সত্ৰেও প্ৰস্থান প্ৰত্যক্ষ বা পৰোক্ষভাৱে হওক বেদ আৰু উপনিষদৰ লগত জড়িত।

এইদৰে আমি ভাৰতীয় দৰ্শনৰ অৰ্থ ধাৰণা উৎপন্নি, ইয়াৰ প্ৰকৃতি আৰু বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিলো।

6.4 ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণ :

এটা জাতিৰ মৌলিক কৃষ্টি-সংস্কৃতিৰ সাৰ অংশখিনি সেই জাতিৰ দৰ্শন। ভাৰতীয় দৰ্শন নটা

সম্প্ৰদায়ত বিভক্ত। প্ৰত্যেক সম্প্ৰদায়ে সূক্ষ্ম বিচাৰ-বিশ্লেষণ পদ্ধতিৰে আগবঢ়াতি ভাৰতীয় দৰ্শনৰ অৰ্থবিকাশ ধাৰা গঢ়ি তুলিছে। ইয়াৰ মাজত আমি এটা ঐক্যৰ উপস্থিতি অনুভৱ কৰো, যাক ভাৰতৰ আত্মা বুলিব পাৰি। সেইদৰে ভাৰতীয় লোকৰ নৈতিকতা, কৃষ্টি আদিৰ সমন্বয়ত বিকশিত হোৱা চিন্তাধাৰাত মতবিৰোধ থাকিলেও কিছুমান সাদৃশ্যপূৰ্ণ লক্ষণ থকাটো অতি স্বাভাৱিক। ভাৰতীয় দার্শনিক সম্প্ৰদায়সমূহৰ মাজত পৰিলক্ষিত এনে সাদৃশ্যৰ বিষয়বোৰক ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণ বোলা হয়। তলত এই লক্ষণবোৰ আলোচনা কৰা হ'ল।

(1) ভাৰতীয় দৰ্শনত বেদৰ প্ৰভাৱ :

ভাৰতীয় দৰ্শনে বেদৰ পৰা বৰ্তমানলৈকে ভাৰতীয় চিন্তাৰ বিভিন্ন দিশক সামৰি লৈছে। ভাৰতীয় চিন্তাৰ উন্মেষ ঘটিছে বেদত। সেয়েহে বেদসমূহক ভাৰতীয় দৰ্শনৰ প্ৰাচীনতম লেখনি বুলি গ্ৰহণ কৰা হয়। বেদসমূহ প্ৰথমতে জ্ঞানী ঋষি-মুনিসকলৰ মুখে মুখে চলি আহিছিল। তেওঁলোকক দ্রষ্টা বুলি গণ্য কৰা হয়। সেয়েহে বেদৰ বাণীক সত্য বুলি স্বীকাৰ কৰা হয়। বেদক কেন্দ্ৰ কৰি ভাৰতীয় বিভিন্ন সম্প্ৰদায়ৰ কালক্ৰমত উন্নৰ হয়। ইয়াৰে কিছুমান সম্প্ৰদায় পোনপোটীয়াকৈ বেদানুগত। আন কিছুমান সম্প্ৰদায় বেদৰ বাণীৰ বিৰোধিতা নকৰাকৈ স্বাধীন যুক্তিৰে সিদ্ধান্ত আগবঢ়াইছে। আনহাতে চাৰিক, বুদ্ধ আৰু জৈন দৰ্শন বেদৰ অনুগত নহয়। সি যি কি নহওক বেদৰ সমৰ্থন কৰি অথবা বিৰোধিতা কৰিয়ে হওঁক, প্ৰত্যেক সম্প্ৰদায়ে বেদৰ আলোচনা কৰিছে।

এতেকে ভারতীয় দর্শনৰ এটা সাধাৰণ লক্ষণ হ'ল
বেদৰ আলোচনা।

(2) ব্যৱহাৰিক দৃষ্টিভঙ্গী :

ভারতীয় দর্শনৰ এটা সাধাৰণ লক্ষণ হেছে ইয়াৰ
ব্যৱহাৰিক দৃষ্টিভঙ্গী। ভারতীয় দর্শনৰ সকলো
শাখাই তাত্ত্বিক আৰু ব্যৱহাৰিক উভয় দিশৰ প্রতি
সমান গুৰুত্ব দিছে। ইয়াৰ কাৰণ হ'ল ভারতীয়
দর্শন অকল সত্যৰ অনুসন্ধান নহয়, জীৱনত সত্য
প্রতিষ্ঠা কৰাও ইয়াৰ লক্ষ্য। জীৱনত সত্য, শিৰ
আৰু সুন্দৰ প্রতিষ্ঠাৰ বাবে তত্ত্বজ্ঞানৰ প্ৰয়োজন।
পৰমতত্ত্ব একাধাৰে সত্য, শিৰ আৰু সুন্দৰ। তত্ত্ব
জ্ঞানৰ সহায়ত জীৱনক কল্যাণময় আৰু সুন্দৰ
কৰাই হেছে ভারতীয় দর্শনৰ লক্ষ্য।

(3) আধ্যাত্মিকতা :

একমাত্ৰ চাৰ্বাক দর্শনৰ বাহিৰে বাকী সকলো
ভারতীয় দর্শন গভীৰভাৱে আধ্যাত্মিক।
আধ্যাত্মিকতাবাদ মতে অজড় আত্মাই পৰমতত্ত্ব। এই
পৰমতত্ত্ব আত্মাক জীৱনত উপলক্ষি কৰাই হ'ল পৰম
লক্ষ্য। ইয়াকে ভারতীয় দর্শনত ‘মোক্ষ’ বা ‘মুক্তি’
ৰোলা হেছে। ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ— এই
চাৰিটা মানৱ জীৱনৰ কাম্যবস্তু বা পুৰুষার্থ। ইয়াৰ
ভিতৰত জীৱনৰ চৰম আৰু পৰম লক্ষ্য হ'ল
মোক্ষলাভযাক পৰমপুৰুষার্থ বুলি কোৱা হয়। মোক্ষ
দুখৰ চিৰনিবৃত্তি অৱস্থা। দুখৰ মূল কাৰণ হেছে
অবিদ্যা। তত্ত্বজ্ঞান লাভ কৰিলে অবিদ্যাৰ বিনাশ হয়।
তেওঠাই দুখৰ মুক্তি আৰু মোক্ষপ্রাপ্তি হয়।

(4) আধ্যাত্মিক অতৃপ্তি :

অতৃপ্তি বা সন্তুষ্টি প্ৰায়বোৰ ভারতীয় দার্শনিক
সম্প্ৰদায়ৰ সাধাৰণ লক্ষণ। সংসাৰ তথা জীৱন

জন্ম-মৃত্যুৰ এটা অবিচ্ছিন্ন ধাৰা। ইয়াৰ উৎকৰ্ত
আমাৰ এটা শ্বাশত চৈতন্য আত্মা আছে। কিন্তু
অজ্ঞানতাৰ বশতঃ আমি আত্মাৰ স্বৰূপ পাহাৰি জন্ম-
মৃত্যুৰ চক্ৰত পতিত হৈ কষ্ট ভোগ কৰো। আমি
কিয় বিশ্বৃত হও? এয়ে আমাৰ অতৃপ্তি। এই
অতৃপ্তিবোধৰ পৰা তত্ত্বজ্ঞান লাভৰ প্ৰয়াস আৰম্ভ
হয়।

(5) প্ৰাৰম্ভিক নৈৰাশ্যবাদ :

প্ৰায়বোৰ ভারতীয় দর্শনত জীৱন আৰু জগত
দুখময় বুলি কোৱা হেছে। অজ্ঞানতাৰ বাবে আমি
বঞ্চনযুক্ত হও, কৰ্মবিপাকত পতিত হও। এয়ে
নিৰাশাবাদী ভাৰধাৰা। কিন্তু চাৰ্বাকৰ বাহিৰে বাকী
সম্প্ৰদায়সমূহে মোক্ষ লাভ এই জীৱনতে সন্তুষ্ট
বুলি কৈছে। মোক্ষ লাভ জীৱনৰ পৰম পুৰুষার্থ।
অৰ্থাৎ মানৱ জীৱনৰ পৰম লক্ষ্য। কিন্তু
সম্প্ৰদায়সমূহ গভীৰভাৱে অধ্যয়ন কৰিলে বুজিব
পাৰি যে ভারতীয় দর্শন জীৱন দর্শন। সেয়েহে
বাস্তৱ জীৱনৰ দুখ-কষ্ট, ৰোগ-শোক, জন্ম-মৃত্যুৰ
জজৰিত অৱস্থা দেখি ভারতীয় খাষিসকল ব্যথিত
হৈছিল। জীৱনৰ দুখ মুক্তি কিদৰে সন্তুষ্ট হ'ব সেই
তত্ত্বচিন্তাত তেওঁলোক প্ৰবৃত্ত হৈছিল। সেই অনুসারে
জড়বাদী চাৰ্বাকৰ বাহিৰে আন সকলো ভারতীয়
সম্প্ৰদায়ে জীৱনৰ দুখৰ মুক্তিৰ উপায়ৰো বিধান
দিছে। ভারতীয় দর্শনৰ মূল কথা হ'ল— অবিদ্যা
বা অজ্ঞানতাই সকলো দুখৰ মূল কাৰণ। সত্যজ্ঞানৰ
উদয় হ'লে দুখৰ বিনাশ হয়। গতিকে ভারতীয়
দর্শনত দুখ বা নৈৰাশ্যবাদ প্ৰাৰম্ভিক; ই পৰিণতি
নহয়। পৰিণতি গভীৰ আশাৰাদ। এই জীৱনতে
মানুহে নিজৰ প্ৰচেষ্টাবে মোক্ষ অৰ্থাৎ চিৰ প্ৰশান্তি

লাভ কৰিব পাৰে।

(6) এক পৰম নৈতিক নিয়মৰ ওপৰত বিশ্বাস :

চাৰ্বাকৰ বাহিৰে ভাৰতীয় দৰ্শনৰ সকলো
সম্প্ৰদায়ে বিশ্বাস কৰে যে সমগ্ৰ বিশ্বজগত এক
সনাতন নৈতিক নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু
পৰিচালিত। এই নিয়মটোৱ ওপৰত ভাৰতীয় দৰ্শনৰ
আধ্যাত্মিক পটভূমি প্ৰতিষ্ঠিত। এই নিয়মটোৱে
প্ৰমাণ কৰে যে ভাৰতীয় দৰ্শন নিৰাশাবাদৰ পৰা
আশাবাদলৈ আগবঢ়িছে। চাৰ্বাকৰ বাহিৰে আন
সকলো বৈদিক বা অবৈদিক দৰ্শন সম্প্ৰদায় এই
শ্বাশত জাগতিক নিয়মৰ ওপৰত গভীৰ বিশ্বাসী।

(7) কৰ্মবাদ :

ভাৰতীয় অধিকাংশ দৰ্শন সম্প্ৰদায়ে কৰ্মবাদত
বিশ্বাসী। নৈতিক ক্ষেত্ৰত কাৰ্য-কাৰণ তত্ত্ব
প্ৰয়োগেই হৈছে ভাৰতীয় দৰ্শনৰ কৰ্মবাদ। এই
কৰ্মবাদৰ দ্বাৰা মনুষ্য জীৱনধাৰা নিৰাপিত আৰু
পৰিচালিত হয়। ভাল কৰ্মৰ দ্বাৰা ভাল ফল লাভ
হয়। ইয়াক পুণ্য বা ধৰ্ম বোলা হয়। আনহাতে
অসৎ কৰ্মৰ দ্বাৰা পাপ বা অধৰ্ম উৎপন্ন হয়। ধৰ্মৰ
ফলত মানুহে সুখ-সমৃদ্ধি ভোগ কৰে। ইয়াৰ
বিপৰীতে অধৰ্মৰ নিমিত্তে জীৱই দুখ-কষ্ট ভোগ
কৰে। মানুহৰ জীৱনত সুখ-দুখ নিজ কৰ্মফলৰ পৰাই
ঘটে। সেইমতেই বৰ্তমান জীৱন অৱস্থা অতীত
জীৱনৰ অতীত কৰ্মৰ ফলস্বৰূপ। কৰ্মফলক অদৃষ্ট
বা ভাগ্য বোলা হয়। কিয়নো ই আমাৰ অপ্রত্যক্ষ
বা অদৃশ্য হৈ থাকে। অতীত কৰ্ম আৰু তাৰ ফল
আমাৰ অজ্ঞাত। এয়ে কৰ্মবাদ বা সনাতন নৈতিক
নিয়ম।

খক বেদত এই সনাতন নৈতিক নিয়মক ‘খাত’

বুলি কোৱা হৈছে। সমগ্ৰ জগত আনকি
দেৰতাসকলেও ‘খাত’ক উলংঘা কৰিব নোৱাৰে।
কৰ্মবাদৰ এই নিয়ম সকাম কৰ্মৰ ক্ষেত্ৰতহে
প্ৰযোজ্য। ফলৰ আশা কৰি যি কাম সম্পাদন কৰা
হয় সি সকাম কৰ্ম। কিন্তু নিৰ্বিকাৰ চিত্তে ফলাফলৰ
আশা নকৰি সম্পাদন কৰা কাম নিষ্কাম কৰ্ম। নিষ্কাম
কৰ্মৰ ফল উৎপন্ন নহয়। সত্যজ্ঞান লাভ কৰিলেহে
নিষ্কাম কৰ্ম সম্পাদন কৰিব পাৰি। এয়ে কৰ্মবাদ।
এই কৰ্মবাদ ভাৰতীয় দৰ্শনৰ এটা সাধাৰণ বৈশিষ্ট্য।

(8) জগত এখন নৈতিক ৰংগমঞ্চ :

কৰ্মবাদৰ নৈতিক নিয়ম অনুক্ৰমে ভাৰতীয়
দৰ্শনৰ প্ৰায়বোৰ সম্প্ৰদায়ে জগতখনক এখন
নৈতিক ৰংগমঞ্চ বুলি উল্লেখ কৰে। পাৰমাৰ্থিক
দৃষ্টিভঙ্গীৰ পৰা জগতখন অনিত্য; কিন্তু ব্যৱহাৰিক
দৃষ্টিভঙ্গীৰ পৰা ই সত্য। এই জগতখনেই ক্ষেত্ৰ
য'ত জীৱই কৰ্ম কৰি ফলভোগ কৰে, ফল ক্ষয়
কৰিবও পাৰে। জগতখনক ৰংগমঞ্চৰ লগত তুলনা
কৰা হৈছে এইবাবে যে পূৰ্বনিৰ্ধাৰিত ফল অনুসৰি
জীৱই এই সংসাৰত জন্ম প্ৰাপ্ত কৰি জীৱন পৰিক্ৰমা
সমাপ্তি কৰে। সাধাৰণ ৰংগমঞ্চতকৈ ই বেলেগ
এই অৰ্থত যে ইয়াৰ এটা নৈতিক গুৰুত্ব আছে
য'ত আমাৰ কৰ্ম আৰু ফলৰ মূল্যাংকন কৰা হয়।

(9) চিৰন্তন আত্মাত বিশ্বাস :

আত্মাৰ প্ৰকৃতি সম্পর্কে ভাৰতীয় দৰ্শন
সম্প্ৰদায়সমূহৰ মাজত মতবিৰোধ থাকিলেও
আত্মাৰ শাশ্বত অৱস্থাত বিশ্বাস কৰাটো ভাৰতীয়
দৰ্শনৰ অন্যতম সাধাৰণ লক্ষণ। আত্মা হৈছে
জীৱনৰ পৰম নিত্য, শুন্ধচৈতন্য স্বৰূপ পৰম সনাতন
অস্তিত্ব। জগত অনিত্য, সীমিত, পৰিৱৰ্তনশীল।

গতিকে তার কোনো নিত্য অস্তিত্ব নাই। একমাত্র আত্মাই শাশ্঵ত সত্ত্ব। জড়বাদী চার্বাক দর্শনে কোনো আধ্যাত্মিক আত্মাক বিশ্বাস নকরে। বৌদ্ধ দর্শনে নিত্য আধ্যাত্মিক আত্মার আলোচনা পরিহার করিছে। অবৈদিক জৈন দর্শন আরু আটাইবোর বৈদিকসম্প্রদায়েই আত্মার নিত্য শুন্দি সত্ত্বাত বিশ্বাস করে।

(10) জন্মান্তরবাদত বিশ্বাস :

কর্মবাদৰ অলংঘনীয় নৈতিক নিয়মৰ অনুসিদ্ধান্তকাপে ভারতীয় দর্শনৰ এটা সাধাৰণ লক্ষণ হ'ল জন্মান্তরবাদ। নিজৰ কর্মফল ভোগ কৰিবৰ নিমিত্তে আত্মাই পুনঃ পুনঃ জন্ম পৰিগ্ৰহণ কৰাকে জন্মান্তরবাদ বোলে। এইদৰে জন্মগ্ৰহণ কৰা আত্মাক জীৱাত্মা বোলে। বৰ্তমানৰ কর্মফল অনুসৰি ভৱিষ্যততো জন্মগ্ৰহণ কৰিব লগা হয়। এই জন্মান্তরবাদ কেৱল চার্বাক দর্শনৰ বাহিৰে আটাইকেইটা ভাৰতীয় দার্শনিক সম্প্রদায় তথা ধৰ্মৰ এটা ঘাটি বৈশিষ্ট্য।

(11) বন্ধন আৰু অবিদ্যা :

আত্মাই যেতিয়া অতীত কৰ্মৰ ফল ভোগ কৰিবলৈ জন্মগ্ৰহণ কৰি দেশ-কালত সীমিত হয় সেই অৱস্থাক আত্মার বন্ধন বোলে। আত্মাই স্বৰূপ পাহিৰ কৰ্মৰ কৰ্তা আৰু ভোক্তাৰকপে নিজকে বিবেচনা কৰে। ইয়াকে অবিদ্যা বোলে। অবিদ্যাৰ কাৰণে আত্মা বন্ধনযুক্ত হয়। বন্ধনযুক্ত হ'লে জন্ম আৰু জন্ম মানেই দুখ। এইদৰে আত্মা অবিদ্যাৰ বাবে দেহ আৰু সংসাৰৰ বন্ধনত সোমাই স্বৰূপৰ পৰা বঢ়িত হয়। এয়ে ভাৰতীয় দর্শনৰ আত্মার অবিদ্যা আৰু বন্ধনৰ ধাৰণা।

(12) মোক্ষ : জীৱনৰ পৰম লক্ষ্য :

অবিদ্যাৰ নিমিত্তে আত্মাৰ জন্ম আৰু জন্মান্তৰ পত্ৰিক্যা চলি থাকে। এই জন্ম-মৃত্যুৰ ভৱচক্রৰ পৰা চিৰ পৰিত্রাণ পোৱাকে মোক্ষ বা মুক্তি বোলে। মোক্ষ লাভ কৰাই মানৱ জীৱনৰ পৰম পুৰুষার্থ বা পৰম লক্ষ্য। এই অৱস্থাপ্রাপ্ত হ'লে আত্মা সংস্কাৰমুক্ত হৈ স্বৰূপ উপলব্ধি কৰে। সম্যক জ্ঞান লাভ কৰিলেহে আত্মাই শুন্দি চৈতন্য কৰ স্বৰূপ হয়। এই অৱস্থা আত্মার সুখ-দুখহীন এটি নিৰ্বিকাৰ আনন্দঘন অৱস্থা।

মুক্তি দুই প্ৰকাৰৰ— জীৱন মুক্তি আৰু বিদেহ মুক্তি। সম্যক জ্ঞান লাভ কৰি নিষ্কাম কৰ্ম সম্পাদনৰ দ্বাৰা মানুহে মুক্তি লাভ কৰে। ইয়াক জীৱন মুক্তি বোলে। বৌদ্ধ, জৈন, সাংখ্য, যোগ আৰু অদৈত বেদান্ত দর্শনে জীৱন মুক্তি সমৰ্থন কৰিছে। আকৌ আত্মাই মৃত্যুৰ যোগেদি দেহ ত্যাগ কৰি সম্পূৰ্ণৰকপে জন্ম-মৃত্যুৰ চক্ৰক বোধ কৰা অৱস্থাক বিদেহ মুক্তি বোলে। ন্যায়, বৈশেষিক, বিশিষ্ট অদৈত বেদান্ত দর্শনে বিদেহ মুক্তি স্বীকাৰ কৰে। এইসকল দর্শনৰ মতে দেহৰ মৃত্যুৰ আগতে আত্মাৰ চিৰমুক্তি সন্তোষ নহয়। এতেকে চাৰ্বাকৰ বাহিৰে ভাৰতীয় সকলো দর্শনে মোক্ষ বা মুক্তিক পৰম পুৰুষার্থ বুলি গ্ৰহণ কৰিছে।

(13) আত্মসংযম :

সম্যক জ্ঞান লাভ কৰিবৰ নিমিত্তে প্ৰায় সকলো ভাৰতীয় দার্শনিক সম্প্রদায়ে আত্মসংযমৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিছে। সম্যক জ্ঞান লাভ কৰিবৰ বাবে আত্মসংযম বা নৈতিক শুন্দতাৰ একান্ত প্ৰয়োজন। বুদ্ধি-বৃত্তিৰ দ্বাৰা জৈৱ প্ৰবৃত্তিবোৰক

যথাযথভাৱে নিয়ন্ত্ৰিত কৰি সজ জীৱন যাপন কৰাকে আত্মসংযম বোলে। আত্মসংযমৰ মাৰ্গৰ নিৰ্দেশ বৌদ্ধ, জৈন, যোগ আদি দৰ্শনত সুন্দৰভাৱে দিয়া হৈছে। এই মাৰ্গ অনুসৰণ কৰি মানুহ মোক্ষ লাভৰ বাবে উপযোগী হ'ব পাৰে। গতিকে ভাৰতীয় দৰ্শনৰ আত্মসংযম বা নেতৃত্বক অনুশাসনৰ অৰ্থ নেতৃত্বাচক নহয়। বাস্তৱিক ধৰ্ম সাধনেই ইয়াৰ মুখ্য উদ্দেশ্য।

এইদৰে দেখা যায় যে বিভিন্ন চিন্তাধাৰাৰ মাজেৰে ভাৰতীয় দার্শনিক সম্প্ৰদায়সমূহ গঢ়ি উঠি আধ্যাত্মিক তথা নেতৃত্বক মতবাদ আগবঢ়াইছে। সম্প্ৰদায়সমূহৰ মাজত কিছুমান বিষয়ত অমিল থাকিলেও কিছুমান মৌলিক বিষয়ত মিল থকা দেখা যায়। এই মিল থকা বিষয়বোৰকেই ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণ বুলি কোৱা হয়।

6.5 ভাৰতীয় দৰ্শনৰ শ্ৰেণী বিভাগ :

ভাৰতীয় দৰ্শনিক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়। এই দুটা ভাগ হৈছে— আস্তিক আৰু নাস্তিক। সধাৰণ অৰ্থত ঈশ্বৰৰ অস্তিত্বত বিশ্বাসীসকলক আস্তিক বোলা হয়। আনহাতে ঈশ্বৰৰ অস্তিত্বত অবিশ্বাসীসকলক নাস্তিক বোলা হয়। কিন্তু ভাৰতীয় দৰ্শনৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত ইয়াৰ অৰ্থ বেলেগা হৈছে। ইতিমধ্যে উল্লেখ কৰা হৈছে যে বেদ আৰু উপনিষদসমূহেই ভাৰতীয় দৰ্শনৰ প্ৰাচীনতম উৎস গুৰু। প্ৰধানকৈ বেদৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতীয় দৰ্শনৰ বিভিন্ন সম্প্ৰদায় গঢ়ি উঠিছে। যিবোৰ সম্প্ৰদায় বেদৰ প্ৰামাণ্যত বিশ্বাসী তেওঁলোকক আস্তিক বুলি কোৱা হয়।

যিবোৰ সম্প্ৰদায়ে বেদৰ প্ৰামাণ্যক স্বীকাৰ নকৰে তেওঁলোকক নাস্তিক বোলা হয়। সহজ কথাত ক'বলৈ হ'লে, আস্তিক দৰ্শনেই বৈদিক দৰ্শন আৰু নাস্তিক দৰ্শন হৈছে আবৈদিক দৰ্শন।


চাৰ্বিংক, বৌদ্ধ, আৰু জৈনসকলে বেদৰ প্ৰামাণ্য অস্বীকাৰ কৰিছে। সেয়েহে এই তিনিটা সম্প্ৰদায়ক আবৈদিক বা নাস্তিক সম্প্ৰদায় হিচাপে অভিহিত হয়। ন্যায়, বৈশেষিক, সাংখ্য, যোগ, মীমাংসা আৰু বেদান্তই বেদৰ প্ৰামাণ্য স্বীকাৰ কৰিছে। এই ছয়টা সম্প্ৰদায়ক একেলগে ‘যড়দৰ্শন’ বুলি কোৱা হয়। যড়দৰ্শন বৈদিক বা আস্তিক দৰ্শন। মীমাংসা আৰু সাংখ্য দৰ্শনত ঈশ্বৰৰ অস্তিত্ব অস্বীকাৰ হৈছে। কিন্তু বেদৰ প্ৰামাণ্য স্বীকাৰ কৰা হৈছে। সেয়েহে এই দুই দৰ্শন আস্তিক শ্ৰেণীভুক্ত হৈছে। এই হেতুকে আস্তিক বা বৈদিক দৰ্শনিক আকো দুভাগত ভাগ কৰা হৈছে— বেদানুগত আৰু বেদস্বতন্ত্ৰ। যি দৰ্শন বেদৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰতিষ্ঠিত সেইবোৰক বেদানুগত দৰ্শন বোলে। যেনে— মীমাংসা আৰু বেদান্ত। এই দুটি দৰ্শনে বেদৰ উক্তিক সত্য বুলি স্বীকাৰ কৰিছে আৰু যুক্তিৰে তাক প্ৰতিষ্ঠিতও কৰিছে। এই দুই দৰ্শনৰ ভিতৰত মীমাংসা বেদৰ কৰ্ম-কাণ্ডৰ ওপৰত প্ৰতিষ্ঠিত। বেদান্ত জ্ঞান কাণ্ডৰ ওপৰত প্ৰতিষ্ঠিত।

যিবোৰ দৰ্শনে বেদৰ প্ৰামাণ্য স্বীকাৰ কৰিও বেদৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰতিষ্ঠিত নহয় সেইবোৰক বেদস্বতন্ত্ৰ দৰ্শন বোলে। যেনে— সাংখ্য, যোগ, ন্যায় আৰু বৈশেষিক। এই দৰ্শনসমূহ বেদ-বিৰোধী নহয় যদিও নিজস্ব যুক্তিৰে মতবাদ আগবঢ়াইছে। বেদক অস্বীকাৰ কৰা নাই বাবে এই

দর্শনসমূহক বৈদিক শ্রেণীভুক্ত করা হৈছে। আনন্দাতে অবৈদিক দর্শনকো দুভাগত ভাগ কৰা হৈছে— (a) চৰমপঞ্চী আৰু (b) নৰমপঞ্চী। চাৰ্বাক দর্শন তীৱ্র বেদ-বিৰোধী; সেয়ে এই দর্শনক চৰমপঞ্চী নাস্তিক দর্শন বোলা হয়। বৌদ্ধ আৰু জৈন দর্শন তীৱ্র বেদ-বিৰোধী নহয়; কিন্তু বেদৰ

প্ৰামাণ্য স্বীকাৰ নকৰা বাবে এই দুই দর্শন নৰমপঞ্চী নাস্তিক দর্শনৰপে পৰিগণিত হৈছে।

ভারতীয় দর্শনৰ ওপৰত উল্লেখিত শ্রেণী বিভাজন তলত দেখুওৱা চিত্ৰৰ সহায়ত সহজে বুজিব পাৰি।



এইদৰে ভারতীয় দর্শনৰ শ্রেণীবিভাজন আলোচনা কৰা হ'ল।

6.6 ভাৰতীয় দৰ্শন সম্প্ৰদায়সমূহৰ অতি সংক্ষিপ্ত পৰিচয় :

(1) সাংখ্য দৰ্শন :

এই দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে কপিল মুণি। তেওঁ প্ৰণয়ন কৰা সাংখ্য-সূত্ৰ বহু কাল আগতে হৈৰাই গ'ল। বৰ্তমান এই দৰ্শনৰ প্রাপ্ত প্ৰাচীনতম গ্ৰন্থ সাংখ্যকাৰিকা আৰু ইয়াৰ প্ৰণেতা ঈশ্বৰকৃষ্ণ। ইয়াৰ উপৰি আমি এই দৰ্শনৰ প্ৰবক্তা হিচাপে গৌড়পাদ, বাচস্পতি মিশ্র, বিজ্ঞানভিক্ষু আদিৰ নাম পাও।

‘সাংখ্য’ শব্দটো ‘সংখ্যা’ শব্দৰ পৰা আহিছে। সংখ্যা শব্দটোৰ অৰ্থ যথাৰ্থ জ্ঞান তথা গণনা। এই দৰ্শন স্পষ্টভাৱে দৈতবাদী কিয়নো এই দৰ্শনে জগতৰ দুটি মূল তত্ত্ব স্বীকাৰ কৰিছে (i) পুৰুষ আৰু (ii) প্ৰকৃতি। পুৰুষ চৈতন্যময় আৱ্বা। প্ৰকৃতি সত্ত্ব, বজ আৰু তম গুণৰ জড়ীয় সত্ত্ব। জগতৰ মূল উপাদান প্ৰকৃতি। সাংখ্য দৰ্শন সংকাৰ্যবাদী আৰু বহু পুৰুষবাদী। এই দৰ্শনে ঈশ্বৰৰ বিয়য়ে নীৰৱতা অৱলম্বন কৰিছে। এই দৰ্শনত তিনি প্ৰকাৰৰ প্ৰমাণ বা যথাৰ্থ জ্ঞানৰ উৎস স্বীকাৰ কৰা হৈছে। যেনে— প্ৰত্যক্ষ, অনুমান আৰু শব্দ।

(2) যোগ দৰ্শন :

যোগ দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে মহৱি পতঞ্জলী। তেওঁৰ নাম অনুসৰি এই দৰ্শনক পতঞ্জলী দৰ্শনোৰোলা হয়। যোগ শব্দটোৰ আক্ষৰিক অৰ্থ ‘যুক্ত’ অৰ্থাৎ জীৱাত্মা আৰু পৰমাত্মাৰ আধ্যাত্মিক মিলন। অৱশ্যে পতঞ্জলীয়ে ‘যোগ’ শব্দটো ‘আধ্যাত্মিক প্ৰচেষ্টা’ অৰ্থত ব্যৱহাৰ কৰিছে যাতে শৰীৰ, মন আৰু ইন্দ্ৰিয়সমূহক সংযোগ কৰি ব্যক্তি এজনে পূৰ্ণতা

প্ৰাপ্ত হৈ পুৰুষ আৰু প্ৰকৃতিৰ পার্থক্য যথাযথভাৱে কৰিব পাৰে। এই দৰ্শনৰ মূলগুৰু যোগসূত্ৰ। এই দৰ্শনৰ চিত্ৰ বৃত্তি তত্ত্ব, ইয়াৰ বিশ্লেষণ, পঞ্চ ক্লেশ, পঞ্চ চিত্ৰভূমি, অষ্টাঙ্গ যোগ সাধনা অতি উল্লেখযোগ্য তত্ত্ব। সাংখ্য দৰ্শনৰ দৰে এই দৰ্শনেও প্ৰত্যক্ষ, অনুমান আৰু শব্দ— এই তিনি প্ৰকাৰৰ প্ৰমাণ স্বীকাৰ কৰিছে। এই দৰ্শনে ঈশ্বৰক শ্ৰেষ্ঠ আৱ্বা হিচাপে গ্ৰহণ কৰিছে। মানুহৰ প্ৰকৃত ৰূপ বুজি পাৰৰ নিমিত্তে প্ৰয়োজনীয় আধ্যাত্মিক অনুশীলন, পৰিত্বাতা, আত্মসংযমৰ যোগ অতি মহৎ দৰ্শন।

(3) ন্যায় দৰ্শন :

মহৱি গৌতম ন্যায় দৰ্শনৰ প্ৰতিষ্ঠাতা। গৌতমৰ ন্যায় সূত্ৰ এই দৰ্শনৰ প্ৰধান গুৰু। তেওঁৰ পাছত বাংসায়ন, উদ্যোতকৰ, বাচস্পতি, উদয়ন, জয়ন্ত আৰু গংগোচ প্ৰভৃতিৰ নাম এই দৰ্শনৰ বিখ্যাত ভাষ্যকাৰ হিচাপে পোৱা যায়। এই দৰ্শন জ্ঞানতত্ত্বৰ ন্যায় আৰু যৌক্তিৰ বাবে সুবিখ্যাত। ন্যায় দৰ্শন মতে প্ৰমাণ চাৰি প্ৰকাৰৰ— প্ৰত্যক্ষ, অনুমান, উপমান আৰু শব্দ। ন্যায় দৰ্শন ঈশ্বৰ জগতৰ সুষ্ঠিকৰ্তা, পালনকৰ্তা আৰু নিয়ন্তা। এই দৰ্শন অসংকাৰ্যবাদৰ সমৰ্থক। এই মতবাদৰ মতে কাৰ্য উৎপত্তিৰ পূৰ্বে কাৰণত নিহিত নাথাকে। এই দৰ্শন মতে কাৰণ তিনি প্ৰকাৰৰ— নিমিত্ত কাৰণ, সমবায়ী কাৰণ আৰু অসমবায়ী কাৰণ। ন্যায় দৰ্শন পৰমাণুবাদী, বহুবাদী আৰু যৌক্তিক বাস্তৱবাদী।

(4) বৈশেষিক দৰ্শন :

এই দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে মহৱি কনাদ আৰু

মূলগ্রন্থ বৈশেষিক সূত্র। তেওঁৰ পিছত প্রশস্তপাদ, উদয়ন, শ্রীধৰৰ নাম উল্লেখনীয় ভাষ্যকাৰ হিচাপে পোৱা যায়। ‘বৈশেষিক’ শব্দটো ‘বিশেষ’ শব্দৰ পৰা আহিছে যাৰ অৰ্থ ‘বিশিষ্টতা’ বা ‘বৈশিষ্ট্য’। এই দৰ্শন বহুবাদী, বাস্তুবাদী আৰু পৰমাণুবাদী। বৈচিত্ৰতাই বিশ্বৰ আত্মা এই দৰ্শন এই মতবাদত বিশ্বাসী। এই দৰ্শনমতে প্ৰমাণ দুই প্ৰকাৰৰ— প্ৰত্যক্ষ আৰু অনুমান। বৈশেষিক দৰ্শন মতে সাতোটা পদাৰ্থৰে সমস্ত জগত ব্যাখ্যা কৰিব পাৰি। এই সাতটি পদাৰ্থ হৈছে— দ্রব্য, গুণ, কৰ্ম, সামান্য, বিশেষ, সমবায় আৰু অভাৱ। বৈশেষিক দৰ্শন পৰমাণুবাদী।

(5) মীমাংসা দৰ্শন :

এই দৰ্শনৰ প্ৰতিষ্ঠাতা হৈছে মহৰ্ষি জৈমিনি। মীমাংসা শব্দটোৰ আক্ষৰিক অৰ্থ ‘সন্মানিত চিন্তা’। পোনতে এই শব্দটো বৈদিক ধৰ্মীয় কৰ্মকাণ্ডৰ ব্যাখ্যাৰ অৰ্থত ব্যৱহাৰ হৈছিল। এতিয়া যিকোনো ‘সমালোচনামূলক অনুসন্ধান’ৰ অৰ্থত এই শব্দটো ব্যৱহাৰ হৈছে।

এই দৰ্শনৰ প্ৰাচীনতম লিখনি হৈছে জৈমিনিৰ মীমাংসা সূত্র। সবৰস্বামী, প্ৰভাকৰ আৰু কুমাৰিল ভট্টাই এই দৰ্শনত নতুন চিন্তা সংযোজন কৰে। জৈমিনিয়ে জ্ঞানৰ তিনিটা প্ৰমাণ স্থীকাৰ কৰিছে— প্ৰত্যক্ষ, অনুমান আৰু শব্দ। প্ৰভাকৰে উপমান আৰু অৰ্থাপত্তি তাৰ লগত যোগ দিয়ে। কুমাৰিলাই আকৌ পাছত অনুপলক্ষি প্ৰমাণ হিচাপে যোগ দিয়ে। মীমাংস দৰ্শন বস্তুবাদী আৰু বহুবাদী।

(6) বেদান্ত দৰ্শন :

বেদৰ জ্ঞানকাণ্ড আৰু উপনিষদসমূহৰ ওপৰত

ভিত্তি কৰি মহৰ্ষি বাদৰায়নে বচনা কৰে ব্ৰহ্মসূত্ৰ বা বেদান্ত সূত্ৰ। এই গ্ৰন্থই বেদান্ত দৰ্শনৰ ভেটি। ব্ৰহ্ম জিজ্ঞাসা— ইয়াৰ মুখ্য আলোচ্য বিষয়। পৰমাত্মা বা ব্ৰহ্মই একমাত্ৰ অদ্বিতীয় পৰম অস্তিত্ব বা সৎ। ব্ৰহ্মসূত্ৰত এই মত প্ৰতিপন্থ কৰা হৈছে। ব্ৰহ্মসূত্ৰৰ ভাষ্যকাৰসকলে যেনে— শংকৰাচাৰ্য, বামানুজাচাৰ্য, মধুবাচাৰ্য, নিষ্পাৰ্ক, বল্লভাচাৰ্য আদিয়ে ব্ৰহ্মসূত্ৰক ভিন্ন ভিন্ন ভাৱে ব্যাখ্যা কৰে। ফলত ভিন্ন ভিন্ন বেদান্ত সম্প্ৰদায়ৰ উৎপত্তি হয়। ইয়াৰ ভিতৰত শংকৰাচাৰ্যৰ অবৈতবাদ আৰু বামানুজাচাৰ্যৰ বিশিষ্ট দৈতবাদ প্ৰধান। বেদান্ত দৰ্শন কাৰণতাবাদৰ সংকাৰ্যবাদৰ সমৰ্থনকাৰী।। মায়াবাদ, জীৱজগত, ব্ৰহ্ম, ঈশ্বৰ, মুক্তি আদি বেদান্ত দৰ্শনৰ গুৰুত্বপূৰ্ণ ধাৰণা। বেদান্ত দৰ্শনত তিনি প্ৰকাৰ জ্ঞানৰ উৎসৰ উল্লেখ কৰিছে— (i) প্ৰত্যক্ষ, (ii) অনুমান আৰু (iii) শৃঙ্খলা (বেদ) পৰৱৰ্তী অবৈতবাদীসকলে, (iv) উপমান, (v) অৰ্থাপত্তি আৰু (vi) অনুপলক্ষিকো উৎস হিচাপে যোগ দিচ্ছে। অবৈতবাদৰ মূল তত্ত্ব ‘ব্ৰহ্ম সত্য, জগতমিথ্যা, জীৱো ব্ৰহ্মোৱা নাপৰঃ’।

বেদান্ত দৰ্শনৰ মৌলিক গ্ৰন্থ বেদ, ব্ৰহ্মসূত্ৰ আৰু গীতা। একেলগে ইয়াক প্ৰস্থানত্রয় বুলি কয়। এই দৰ্শন বেদৰ কৰ্ম-কাণ্ডৰ ওপৰত প্ৰতিষ্ঠিত।

(7) চাৰ্বাক দৰ্শন :

চাৰ্বাক দৰ্শনৰ প্ৰতিষ্ঠাতা আৰু মূলগ্রন্থৰ বিষয়ে স্পষ্ট মত পোৱা নাযায়। এই দৰ্শন নাস্তিক আৰু বিশুদ্ধ জড়বাদী ভাৰতীয় দৰ্শন হিচাপে বিখ্যাত। জড়বাদ মতে জগতৰ মূল উপাদান হৈছে জড় পদাৰ্থ। ইয়াৰ পৰাই সমস্ত জগতৰ উৎপত্তি হৈছে। এই দৰ্শনে ঈশ্বৰ, আত্মা, কৰ্মবাদ, পুনৰ্জন্ম, মুক্তি

আদি বিশ্বাস নকৰে। এই দৰ্শন মতে খোৱা-পিয়া আৰু আনন্দ উপভোগ কৰাই জীৱনৰ মূল লক্ষ্য। প্ৰত্যক্ষই একমাত্ৰ প্ৰমাণ এয়ে চাৰ্বাক দৰ্শনৰ মত। এই দৰ্শন তীৰ বেদ-বিৰোধী।

(8) জৈন দৰ্শন :

জৈন দৰ্শনৰ প্রতিষ্ঠাতা হিচাপে এজন নিৰ্দিষ্ট ব্যক্তি নাই। 2400 জন তীর্থংকৰ বা সিদ্ধ পুৰুষ এই দৰ্শনৰ প্ৰচাৰক। সৰ্বশেষ তীর্থংকৰজন হৈছে মহাবীৰ বা বৰ্ধমান। এই দৰ্শন মূলতঃ নীতি ভিত্তিক। এই দৰ্শনৰ পঞ্চ মহাব্ৰত আৰু ত্ৰিবন্ধ উল্লেখযোগ্য। পঞ্চ মহাব্ৰত হৈছে অহিংসা, সত্য, অস্ত্রেয়, ব্ৰহ্মচার্য আৰু অপৰিগ্ৰহ। ত্ৰিবন্ধ-সম্যক জ্ঞান, সম্যক দৰ্শন আৰু সম্যক চৰিত্ব। জৈন দৰ্শন নিবীক্ষণবাদী। সময়ৰ সোঁতত জৈনসকল দিগন্বৰ আৰু শ্ৰেতান্বৰ এই দুই শাখাত বিভক্ত হয়।

(9) বৌদ্ধ দৰ্শন :

গৌতম বুদ্ধ এই দৰ্শনৰ প্রতিষ্ঠাতা আৰু মূলগুলি ত্ৰিপিটক। এই দৰ্শন বাস্তৱবাদী, মানৱতাবাদী উপযোগিতাবাদী আৰু নৈতিকতাবাদী। এই দৰ্শনৰ চতুৰ্থ আৰ্য সত্য, প্ৰতীত্য সমৃৎপাদ, ক্ষণিকবাদ, নিৰ্বাণ, অনাত্মাবাদ আদি তাৰিক মতবাদৰ বাবে সুবিখ্যাত। এই দৰ্শনে দুটা প্ৰমাণ স্বীকাৰ কৰে— প্ৰত্যক্ষ আৰু অনুমান। পৰৱৰ্তী কালত বৌদ্ধ

ধৰ্মাবলম্বীসকল মহাযান আৰু হীনাযান— এই দুই শাখাত বিভক্ত হয়।

অনুশীলনী

1. চমু উত্তৰ দিয়া :

- (a) 'দৰ্শন' শব্দটোৱ উৎপত্তি ক'ব পৰা হৈছে?
- (b) ভাৰতীয় দৰ্শনৰ মূল শাখা দুটা কি কি?
- (c) ন্যায় দৰ্শনৰ প্রতিষ্ঠাতা কোন?
- (d) চাৰি আৰ্য সত্য কোন দৰ্শনৰ অন্তৰ্ভুক্ত?
- (e) বৌদ্ধ দৰ্শন বৈদিক নে বৈদিক দৰ্শন?

2. শুন্দ উত্তৰটো বাচি উলিওৱা :

- (a) চাৰ্বাক দৰ্শন বৈদিক/ বৈদিক দৰ্শন।
 - (b) মহৰ্ষি গৌতম/ পতঞ্জলি/ কপিল মুণি সাংখ্য দৰ্শনৰ প্রতিষ্ঠাতা।
 - (c) ন্যায় দৰ্শনৰ মতে কাৰণ তিনি/ চাৰি/ পাঁচ প্ৰকাৰৰ।
 - (d) সাংখ্য দৰ্শনে কাৰণতাবাদৰ অসংকাৰ্যবাদ/ সংকাৰ্যবাদ সমৰ্থন কৰে।
 - (e) চাৰ্বাক দৰ্শন জড়বাদী/ আধ্যাত্মবাদী।
3. ভাৰতীয় দৰ্শনৰ সাধাৰণ লক্ষণসমূহ উল্লেখ কৰা।
4. ভাৰতীয় দৰ্শনৰ প্ৰকৃতিৰ বিষয়ে লিখা।
5. ভাৰতীয় দৰ্শনৰ শ্ৰেণীবিভাজন কৰা।

* * *

সপ্তম খণ্ড

প্রথম অধ্যায়

জ্ঞানৰ উৎপত্তি সম্পর্কীয় তত্ত্ব

(Theories of the Origin of Knowledge)

7.1.1. জ্ঞানবিদ্যা (Epistemology) :

দর্শনৰ যিটো শাখাই জ্ঞানৰ উৎপত্তি, স্বৰূপ, চৰ্ত, সীমা প্ৰভৃতি আলোচনা কৰে তাকেই জ্ঞানবিদ্যা বোলে। আমি আগতেই আলোচনা কৰিছো যে, তত্ত্বালোচনা কৰাৰ পুৰোহীতি জ্ঞানবিদ্যাৰ আলোচনা কৰাটো অপৰিহাৰ্য। কাৰণ জ্ঞানৰ উৎপত্তিকি ভাৱে হয় আৰু যথাৰ্থ জ্ঞানৰ চৰ্ত কি?— এইবোৰ যদি আগতে জনা নাযায় তেতিয়াহ'লে তত্ত্বালোচনা কৰাৰ কোনো সাৰ্থকতা নাথাকে। সত্যক জনাই হৈছে দর্শনৰ উদ্দেশ্য।

জ্ঞানৰ উৎপত্তি সম্পর্কীয় মতবাদ :

(Theories of the origin of knowledge)

জ্ঞানৰ উৎপত্তি কি ভাৱে হয়? বা জ্ঞানৰ উৎস কি? এইটো জ্ঞানবিদ্যাৰ এটা জটিল প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰত দার্শনিক সকল একমত নহয়। সেয়ে জ্ঞানৰ উৎসক কেন্দ্ৰ কৰি জ্ঞানবিদ্যাত বিভিন্ন মতবাদৰ উদ্গৱ হোৱা দেখা যায়। তাৰ ভিতৰত চাৰিটা উল্লেখযোগ্য মতবাদ হৈছে—

বুদ্ধিবাদ (Rationalism), অভিজ্ঞতাবাদ (Empiricism), বিচাৰিবাদ (Criticism) আৰু

স্বজ্ঞাবাদ (Intuitionism)। এই অধ্যয়ত আমি আলোচনা কৰিবলৈ লোৱা জ্ঞানৰ উৎপত্তি সম্পর্কীয় মতবাদ কেইটা হ'ল— বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদ।

বুদ্ধিবাদ (Rationalism) :

বুদ্ধিবাদ অনুসৰি যথাৰ্থ জ্ঞানৰ উৎস হৈছে বুদ্ধি। বুদ্ধিয়েই হৈছে যথাৰ্থ জ্ঞান লাভৰ প্ৰধান উপায়। বুদ্ধিবাদী দার্শনিক সকলৰ মতে ইত্ত্বিয়ৰ সহায়ত যি জ্ঞান লাভ কৰা যায় সেই জ্ঞান অসম্পূর্ণ আৰু অনিশ্চিত। ইত্ত্বিয়-প্ৰত্যক্ষৰ সহায়ত যি জ্ঞান লাভ কৰা যায় সেই জ্ঞান হৈছে বস্তুৰ বাহ্যকল্পৰ জ্ঞান, বস্তুৰ অন্তনিহিত স্বৰূপ সম্বন্ধে জ্ঞান নহয়। ইত্ত্বিয়-প্ৰত্যক্ষই সৰ্বজনস্বীকাৰ্য আৰু অৱশ্যস্বীকাৰ্য জ্ঞান দিব নোৱাৰে। যথাৰ্থ জ্ঞান শাশ্বত, সাৰ্বিক, সনাতন আৰু নিশ্চিত। ইত্ত্বিয়-প্ৰত্যক্ষই তত্ত্বজ্ঞান অৰ্থাৎ শাশ্বত, সাৰ্বিক, সনাতন আৰু নিশ্চিত জ্ঞান দিব নোৱাৰে। সেইকাৰণেই বুদ্ধিবাদী দার্শনিক সকলে বাহ্য অভিজ্ঞতাক বৰ্জন কৰি বুদ্ধিকেই যথাৰ্থ জ্ঞান লাভৰ উৎস বুলি কৈছে।

বুদ্ধিবাদী দার্শনিক সকলৰ মতে, বুদ্ধিয়ে আমাক কিছুমান অভিজ্ঞতাপূৰ্ব বা অন্তর্জাত

ধাৰণা দিয়ে। এই ধাৰণাবোৰ স্বতঃসিদ্ধ আৰু সেইকাৰণেই নি:সন্দিগ্ধ ভাৱে সত্য। এই অন্তর্জ্ঞাত ধাৰণাসমূহৰ পৰাই জ্ঞানৰ সৌধ গঠিত হয়।

প্রাচীন বুদ্ধিবাদী দাশনিক হিচাপে প্ৰীক দাশনিক ছক্ষেটিছ আৰু প্লেটোৰ নাম বিশেষভাৱে উল্লেখযোগ্য। ছক্ষেটিছৰ মতে বুদ্ধিয়োই হৈছে জ্ঞান লাভৰ একমাত্ৰ উপায়। কাৰণ প্ৰত্যয় বা সামান্য ধাৰণাৰ জৰিয়তেই আমি জ্ঞান আহৰণ কৰো আৰু বুদ্ধিৰ দ্বাৰাই এই সামান্য ধাৰণাবোৰ গঠিত হয়। প্লেটোৰ মতেও প্ৰকৃত জ্ঞান অভিজ্ঞতা নহয়, বুদ্ধিৰ সহজাত ক্ষমতাৰ ওপৰতহে প্ৰতিষ্ঠিত। প্ৰকৃত জ্ঞান অনিবার্য, সাৰ্বজনীন আৰু নিশ্চিত আৰু তেনে জ্ঞান বুদ্ধিয়োই দিব পাৰে।

আধুনিক পাশ্চাত্য দৰ্শনৰ ইতিহাসত বুদ্ধিবাদী দাশনিক হিচাপে ডেকার্ট (Descartes), স্পিনোজা (Spinoza), লাইবন্জি (Leibnitz) আৰু উল্ফ (Wolff)ৰ নাম বিশেষভাৱে উল্লেখযোগ্য। এওঁলোক সকলোৱে একমত যে বুদ্ধিৰ জৰিয়তে যি জ্ঞান লাভ কৰা যায় সেই জ্ঞান যথার্থ আৰু নিশ্চিত। তথাপি ইত্ত্বিলক্ষ জ্ঞান সম্পর্কে এওঁলোক একমত নহয়। কোনো কোনোৰ মতে ইত্ত্বিলক্ষ জ্ঞান মানেই অস্ত আৰু কোনো কোনোৰ মতে এই জ্ঞান অসম্পূৰ্ণ আৰু অযথাৰ্থ।

ডেকার্টক আধুনিক পাশ্চাত্য দৰ্শনৰ জনক বুলি কোৱা হয়। তেওঁ পাশ্চাত্য দৰ্শনৰ ইতিহাসত বুদ্ধিবাদক এক মৰ্যদাৰ আসনত প্ৰতিষ্ঠা কৰে। ডেকার্টৰ মতে আমাৰ মনত তিনি প্ৰকাৰৰ ধাৰণা থাকে। যেনে— (1) আগন্তক ধাৰণা

(Adventitious Idea), (2) কৃত্ৰিম বা কাল্পনিক ধাৰণা (Factitious Ideas) আৰু (3) অন্তর্জ্ঞাত ধাৰণা (Innate Ideas)।

যিবোৰ ধাৰণা বাহ্যবস্তুৰ লগত ইত্ত্বিয়ৰ সংস্পৰ্শৰ ফলত আমাৰ মনলৈ আহে, সেইবোৰ ধাৰণাক আগন্তক ধাৰণা বোলে। যেনে— নদী, পাহাৰ, নীলা আকাশ, গছৰ পাত আদি।

যিবোৰ ধাৰণা কোনো বাহ্যবস্তুৰ ওপৰত নিৰ্ভৰ নকৰাকৈ মনে দুই বা তাতোধিক ধাৰণাক সংযোগ কৰি এক নতুন ধাৰণা সাজি লয়, তাকে কৃত্ৰিম ধাৰণা বোলে। যেনে— পক্ষীৰাজ ঘোঁৰা, সোণৰ পাহাৰ ইত্যাদি। এই ধাৰণাবোৰ কল্পনা প্ৰসূত, সেইকাৰণে এই ধাৰণাবোৰ স্পষ্ট আৰু স্বচ্ছ নহয়। গতিকে এই দুই প্ৰকাৰৰ ধাৰণাৰ পৰা কেতিয়াও যথাৰ্থ জ্ঞান উৎপন্নি হ'ব নোৱাৰে। যথাৰ্থ জ্ঞান অন্তর্জ্ঞাত ধাৰণাৰ পৰা বুদ্ধিৰ জৰিয়তে লাভ কৰা যায়।

ডেকার্টৰ মতে, আমাৰ মনত কিছুমান ধাৰণা জন্মৰ পৰাই থাকে। সেইধাৰণাবোৰ হৈছে অসীমতা, নিত্যতা, পূৰ্ণসত্তা বা ঈশ্঵ৰৰ ধাৰণা, নৈতিকতাৰ ধাৰণা, কাৰ্য-কাৰণ সম্পৰ্কীয় ধাৰণা ইত্যাদি। এই ধাৰণাবোৰ অভিজ্ঞতাৰ পৰা লাভ কৰা নাযায়। ডেকার্টৰ মতে এই ধাৰণাবোৰ ঈশ্বৰে জন্মৰ সময়তেই আমাৰ মনত ৰোপণ কৰি দিয়ে। এই ধাৰণাবোৰক ডেকার্টে অন্তর্জ্ঞাত ধাৰণা বা সহজাত ধাৰণা (Innate ideas) বুলি কৈছে। এই ধাৰণাবোৰ নিজে নিজেই মনত উৎসুৰ হয় বাবে এই ধাৰণাবোৰক অন্তর্জ্ঞাত ধাৰণা বুলি কোৱা হয়। বুদ্ধিবাদী দাশনিক

সকলৰ মতে, অন্তর্জাত ধাৰণাসমূহ অভিজ্ঞতাপূৰ্ব ধাৰণা। এইবোৰ স্বতঃসিদ্ধ আৰু নিশ্চিত ধাৰণা। সেইকাৰণে এই ধাৰণাবোৰ সকলো মানুহৰ মনত একে হ'ব, কোনো পৰিস্থিতিতেই পৰিবৰ্তিত হ'ব নোৱাৰে। জন্মৰ সময়ত এই ধাৰণাবোৰ সুপু অৱস্থাত থাকে। বুদ্ধিৰ জৰিয়তেই এই ধাৰণাবোৰ পৰা যথার্থ জ্ঞানৰ উৎপত্তি হয়।

ডেকার্ট এজন গণিতশাস্ত্ৰবিদ আছিল। তেওঁৰ মতে গণিতত যিদেৱে কিছুমান স্বতঃসিদ্ধ সূত্ৰৰ পৰা নিগমন পদ্ধতিৰে যথার্থ সিদ্ধান্তত উপনীত হোৱা যায়, ঠিক তেনেকৈ দৰ্শনতো যদি কিছুমান স্বতঃসিদ্ধ অন্তর্জাত ধাৰণাৰ পৰা বুদ্ধিৰ জৰিয়তে নিগমন পদ্ধতিৰে সিদ্ধান্তত উপনীত হোৱা যায় তেতিয়া দার্শনিক জ্ঞান গাণিতিক জ্ঞানৰ দৰে সুনিশ্চিত আৰু যথার্থ হ'ব।

দার্শনিক স্পিনোজাও ডেকার্টৰ দৰে বুদ্ধিবাদৰ সমৰ্থক আৰু অন্তর্জাত ধাৰণাৰ অস্তিত্বত বিশ্বাসী। স্পিনোজাৰ মতে, দৰ্শনৰ উদ্দেশ্য হৈছে বিষয় বস্তুৰ পূৰ্ণজ্ঞান অৱৰ্জন কৰা আৰু সেই জ্ঞান কেৱল বিশুদ্ধ চিন্তাৰ বা বুদ্ধিৰ দ্বাৰাই সন্তু। বুদ্ধিৰ দ্বাৰা সত্যক প্ৰত্যক্ষভাৱে জানিব পাৰি। স্পিনোজাৰ মতে সকলো জ্ঞান মানুহৰ মনৰ ভিতৰতে সৃষ্টি হয়। তেওঁৰ মতে, দ্রব্য (Substance), গুণ (Quality) আৰু বিকাৰ (Mode)— এই তিনিটাই প্ৰধান অন্তর্জাত ধাৰণা আৰু এই তিনিটা ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰিয়েই আন আন সত্যক প্ৰতিষ্ঠা কৰিব পৰা যায়।

দার্শনিক লাইব্ৰেন্জৰ মতেও যথার্থ জ্ঞান বুদ্ধিৰ পৰাই উৎপত্তি হয়। লাইব্ৰেন্জৰ মতে মাত্ৰ কিছুমান ধাৰণাই যে অন্তর্জাত তেনে নহয়, আমাৰ সকলো ধাৰণাই অন্তর্জাত। তেওঁ মন বা আত্মাক ‘মনাদ’ (Monad) বুলি অভিহিত কৰিছে। ‘মনাদ’ হৈছে অসংখ্য আধ্যাত্মিক সত্ত্বা আৰু প্ৰত্যেকটোৱে স্বতন্ত্ৰ। এনে আধ্যাত্মিক সত্ত্বাক তেওঁ ‘গবাক্ষবিহীন’ বা ‘খৰিকী বিহীন’ (Windowless) বুলি অভিহিত কৰিছে। সেইকাৰণে বাহিৰৰ পৰা কোনো জ্ঞান মনৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। সকলো প্ৰকাৰৰ জ্ঞান মনৰ মাজত সুপু অৱস্থাত নিহিত থাকে আৰু মনে বুদ্ধিৰ জৰিয়তে সেই অন্তৰ্নিৰ্হিত জ্ঞানবোৰৰ বিকাশ সাধন কৰে। গতিকে বুদ্ধিয়েই হৈছে জ্ঞানৰ উৎস।

লাইব্ৰেন্জৰ পিচত তেওঁৰ শিষ্য ভন উল্ফ (Von Wolff)ৰ মতবাদেও বুদ্ধিবাদক এটা সুসংহত ৰূপ প্ৰদান কৰে। উল্ফৰ মতেও মনৰ ভিতৰত কেতোৱে মৌলিক তথা অন্তর্জাত ধাৰণা নিহিত হৈ থাকে। এই ধাৰণাবোৰৰ ওপৰত ভিত্তি কৰিয়েই নিগমন পদ্ধতিৰে বুদ্ধিৰ জৰিয়তে জগত, আত্মা, ইশ্বৰ আদি সকলো বিষয়ৰ জ্ঞান লাভ কৰা যায়।

বুদ্ধিবাদৰ সমালোচনা :

জ্ঞানোৎপত্তিৰ মতবাদ হিচাপে বুদ্ধিবাদ যদিও এটা উল্লেখযোগ্য মতবাদ তথাপি ই দোষমুক্ত নহয়। বুদ্ধিবাদৰ বিৰুদ্ধে থকা প্ৰধান সমালোচনা সমূহ হ'ল—

- (1) বুদ্ধিবাদী দার্শনিক সকলৰ মতে অভিজ্ঞতালোক সকলো জ্ঞানেই সংশয়াত্মক বা আন্ত। বুদ্ধিবাদী সকলৰ এই মত গ্ৰহণযোগ্য নহয়। কিয়নো কোনো কোনো ক্ষেত্ৰত অভিজ্ঞতায়ো আমাক নিশ্চিত আৰু শুন্দৰ জ্ঞান দিব পাৰে। সকলো যথাৰ্থ জ্ঞান অন্তর্জ্ঞাত ধাৰণাৰ পৰা উত্তুত— এই কথা মানি লোৱা উচিত নহয়।
- (2) ডেকার্টেৰ মতে গণিতশাস্ত্ৰত যিদিৰে কেতোৰ স্বতঃসিদ্ধ সূত্ৰৰ পৰা নিগমন পদ্ধতিবে নিশ্চিত সিদ্ধান্তত উপনীতি হোৱা যায়, ঠিক সেইদৰে অন্তর্জ্ঞাত ধাৰণাৰোৰ পৰা বুদ্ধিৰ জৰিয়তে নিগমন পদ্ধতিবে দৰ্শনৰ ক্ষেত্ৰতো যথাৰ্থ নিশ্চিত জ্ঞান পোৱা যায়। এই কথাও গ্ৰহণ কৰিব নোৱাৰিব। কিয়নো দৰ্শনৰ জ্ঞানৰ লগত গাণিতিক জ্ঞানৰ পার্থক্য আছে। গাণিতিক জ্ঞান হ'ল অমূৰ্ত (abstract) বিষয়ৰ জ্ঞান, আৰু দৰ্শনৰ জ্ঞান মূৰ্ত (concrete) বিষয়ৰ জ্ঞান। অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি চিন্তনৰ জৰিয়তে জগত আৰু জীৱনৰ স্বৰূপ সম্পর্কে জ্ঞান দিয়াই দৰ্শনৰ উদ্দেশ্য।
- (3) যি অন্তর্জ্ঞাত ধাৰণাৰ ওপৰতে বুদ্ধিবাদৰ ভিত্তি তাক লকৰ পৰা আৰম্ভ কৰি প্ৰায়বোৰ অভিজ্ঞতাবাদী দার্শনিকে তীৰ সমালোচনা কৰিছে। লকৰ মতে প্ৰকৃততে যদি কোনো অন্তর্জ্ঞাত ধাৰণা থাকে তেতিয়াহ'লে এই ধাৰণা সকলোৰে মনত উপস্থিতি থাকিব আৰু সকলোৰে এই ধাৰণাৰোৰক স্বীকাৰ কৰি ল'ব। কিন্তু সৰ্বজনস্বীকৃত আৰু সমভাৱে সকলোৰে মনত বৰ্তমান এনে ধাৰণা দেখা নাযায়। ইশ্বৰ, নেতৃত্বতা প্ৰভৃতি ধাৰণা সম্পর্কে মানুহৰ মাজত মতানৈক্য দেখা যায়। সেইকাৰণে স্বতঃসিদ্ধ সত্য যে যথাৰ্থতেই স্বতঃসিদ্ধ এই সম্পর্কে সন্দেহৰ অৱকাশ থাকি যায়।
- (4) অন্তর্জ্ঞাত আৰু স্বতঃসিদ্ধ সাধাৰণ সত্যৰ পৰাই নিগমন পদ্ধতিবে সিদ্ধান্তত উপনীতি হোৱাই যদি জ্ঞান লাভৰ একমাত্ৰ পদ্ধা হয়, তেতিয়াহ'লে জ্ঞানৰ অগ্ৰগতিয়েই ৰুদ্ধ হৈ যাব। কিন্তু জ্ঞানৰ অগ্ৰগতিক কোনোমতেই অস্বীকাৰ কৰিব নোৱাৰিব।
- (5) বুদ্ধিবাদী দার্শনিক সকলে বুদ্ধিকেই যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। অভিজ্ঞতাক বাদ দি বুদ্ধিকেই জ্ঞানৰ একমাত্ৰ উৎস বুলি কৈছে। বুদ্ধিবাদী সকলে যিবিলাক কথা যুক্তি বা বুদ্ধিৰে প্ৰমাণ কৰিব পৰা নাই সেইবিলাক বিনাবিচাৰে গ্ৰহণ কৰিছে। সেইকাৰণে এই মতবাদ নিৰ্বিচাৰিবাদী হৈ পৰিছে।

অভিজ্ঞতাবাদ (Empiricism) :

অভিজ্ঞতাবাদ মতে অভিজ্ঞতাই হৈছে জ্ঞানৰ একমাত্ৰ উৎস। ‘অভিজ্ঞতা’ শব্দটোৱ দ্বাৰা অভিজ্ঞতাবাদী দার্শনিক সকলে ইঞ্জিৱ প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰা জ্ঞানৰ কথা বুজাইছে। আমাৰ সকলো জ্ঞান ইঞ্জিৱ অভিজ্ঞতাৰ পৰাই লাভ কৰা যায়। গতিকে ইঞ্জিৱ অভিজ্ঞতাই জ্ঞানৰ একমাত্ৰ উৎস।

প্রাচীন কালত গ্রীক পৰমাণুবাদী (Atomist) আৰু চফিষ্টসকলে (Sophists) সৰ্বপ্রথমে এই মতবাদৰ প্ৰৱৰ্তন কৰে। তেওঁলোকৰ মতে অভিজ্ঞতাৰ পৰাই জ্ঞানৰ উৎপত্তি হয়। চফিষ্ট সকলৰ মতে, ব্যক্তিৰ অভিজ্ঞতাই হ'ল সত্য-মিথ্যা বিচাৰৰ মাপকাঠি।

বৰ্তমান কালৰ দাশনিক বেকনে (Francis Bacon) অভিজ্ঞতাবাদক প্ৰণালীবদ্ধভাৱে প্ৰতিষ্ঠা কৰে। দাশনিক বেকনৰ মতে অভিজ্ঞতাৰ দ্বাৰাই জ্ঞানৰ উপকৰণ সংগ্ৰহীত হয়। প্ৰকৃত দাশনিকে মৌমাখিৰ দৰে এই উপকৰণবোৰৰ দ্বাৰাই নিজৰ ক্ষমতাৰে জ্ঞানৰ সৌধ গঢ়ি তোলে।

আধুনিক পাশ্চাত্য দৰ্শনত অভিজ্ঞতাবাদী দাশনিক হিচাপে জন লক (Jhon Locke), বাৰ্কলে (Berkeley) আৰু হিউমৰ (Hume) নাম বিশেষভাৱে উল্লেখযোগ্য। বৃটিছ দাশনিক জন লকেই এই অভিজ্ঞতাবাদক এটা সুসংহত আৰু সুস্পষ্ট ৰূপদান কৰিছিল। তেওঁৰ মতে অভিজ্ঞতাই বা ইত্ত্বয়-প্ৰত্যক্ষই জ্ঞানৰ একমাত্ৰ উৎস। অভিজ্ঞতাপূৰ্ব কোনো অন্তৰ্জাত ধাৰণাৰ অস্তিত্ব মানুহৰ মনত নাথাকে। তেওঁ দাশনিক ডেকাৰ্টৰ অন্তৰ্জাত ধাৰণা সম্পৰ্কীয় মতবাদৰ তীব্ৰ সমালোচনা কৰিছিল আৰু তাৰ বিৰুদ্ধে কিছুমান যুক্তি উপস্থাপিত কৰিছিল।

(1) অন্তৰ্জাত ধাৰণাৰ যদি প্ৰকৃততে কোনো অস্তিত্ব থাকে তেনেহ'লৈ প্ৰত্যেকজন মানুহৰ মনতেই এই ধাৰণা থাকিব লাগিব। কিন্তু শিশু, নিৰ্বোধ, অশিক্ষিত আদি ব্যক্তিৰ মনত এই ধাৰণাবোৰ নাথাকে। কাৰ্য্যকাৰণ

সম্ভব, অসীমতা, নিত্যতা, ঈশ্বৰ প্ৰভৃতিৰ ধাৰণা সম্পর্কে এওঁলোক সচতেন নহয়।

(2) অন্তৰ্জাত ধাৰণাৰ যদি প্ৰকৃততে অস্তিত্ব থাকে তেনেহ'লৈ এই ধাৰণাবোৰ সম্পর্কে সকলোৱে একমত হ'ব লাগিব। কিন্তু ঈশ্বৰ, নৈতিক নিয়ম আদি ধাৰণা সম্পর্কে মানুহৰ মাজত মতভেদ দেখা যায়।

(3) আকো কিছুমান ধাৰণা সকলোৱে মনত সমভাৱে উপস্থিত থাকিলেও সেইবোৰ ধাৰণা অন্তৰ্জাত নহ'বও পাৰে। যেনে— জুই, তাপ, সূৰ্য আদি সম্পর্কে সকলোৱে ধাৰণা একেই। কিন্তু এই ধাৰণাবোৰ অন্তৰ্জাত নহয়। এইবোৰ ধাৰণা অভিজ্ঞতাৰ পৰাহে অৰ্জন কৰা হয়।

অন্তৰ্জাত ধাৰণাৰ অস্তিত্ব খণ্ডন কৰি জন লকে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল যে সকলো জ্ঞানেই অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল। লকে তেওঁৰ ‘An Essay Concerning Human Understanding’ নামৰ বিখ্যাত প্ৰস্তুত্যন্ত অভিজ্ঞতাবাদৰ দাশনিক ভিত্তি স্থাপন কৰে। লকৰ মতে জন্মৰ সময়ত মানুহৰ মন এখিলা অলিখিত কাগজৰ (Tabula rasa) দৰে; যত সকলো কথা অভিজ্ঞতাৰ দ্বাৰা লিখা হয়। মনে সকলো ধাৰণা অভিজ্ঞতাৰ পৰা লাভ কৰে। অভিজ্ঞতা দুই প্ৰকাৰৰ— সংবেদন (Sensation) আৰু অন্তদৰ্শন (Introspection)। সংবেদনৰ দ্বাৰা বাহ্যজগতৰ বস্তু (যেনে— ৰং, গোৰু, ওজন ইত্যাদি) সম্পর্কে জ্ঞান হয় আৰু অন্তদৰ্শনৰ দ্বাৰা অন্তৰ জগত (যেনে— সুখ, দুখ, মৰম

ইত্যাদি) সম্পর্কে জ্ঞান হয়। সংবেদন আৰু অন্তদৰ্শন অবিহনে মনত কোনো ধাৰণাৰ উৎপত্তি হ'ব নোৱাৰে। মানুহৰ মনে কেৱল মাত্ৰ নিষ্ঠিয়ভাৱে বাহ্যিক জগতৰ পৰা ধাৰণাবোৰ গ্ৰহণ কৰে। মনত ধাৰণা আহি উপস্থিত নোহোৱা পৰ্যন্ত মনে একো কৰিব নোৱাৰে। বিভিন্ন ধাৰণা মনত উপস্থিত হ'লে সেইবোৰ পৰম্পৰাৰ লগত তুলনা আৰু সংযুক্ত কৰি মনে জটিল ধাৰণাৰ সৃষ্টি কৰে আৰু বিশেষ বিশেষ তেনে ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি আগমন পদ্ধতিৰে সামান্যীকৰণ কৰি সামান্য ধাৰণা বা সমান্য সত্যৰ জ্ঞান লাভ কৰে। লকৰ মতে, বিভিন্ন ধাৰণাৰ মাজত সাদৃশ্য-বৈসাদৃশ্য আদিৰ সম্বন্ধ প্ৰত্যক্ষ কৰাই জ্ঞান। গতিকে অভিজ্ঞতাই সকলো প্ৰকাৰৰ জ্ঞানৰ মূল উৎস। জ্ঞানত বুদ্ধিৰ কোনো অবিহণা নাই। লকৰ মতে, বুদ্ধিত এনে কোনো ধাৰণা নাই, যাক ইন্দ্ৰিয়ৰ পৰা আগতে লাভ কৰা নাযায় (There is nothing in the intellect which was not previously in the sense)। গতিকে জ্ঞান অভিজ্ঞতাপূৰ্ব (a priori) নহয়, অভিজ্ঞতাপ্ৰসূতহে (a posteriori)।

জৰ্জ বাৰ্কলেও (George Berkeley) এজন অভিজ্ঞতাবাদী দার্শনিক। তেওঁৰ মতেও অভিজ্ঞতা বা প্ৰত্যক্ষই জ্ঞানৰ একমাত্ৰ উৎস। যি প্ৰত্যক্ষ কৰা যায় কেৱল সেই বস্তুৰহে অস্তিত্ব আছে। বস্তুৰ অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ (Esse est percipi)। অৰ্থাৎ যাক প্ৰত্যক্ষ কৰিব নোৱাৰি তাৰ অস্তিত্ব থাকিব নোৱাৰে। বাৰ্কলেৰ মতে মনৰ অস্তিত্ব নোহোৱাকৈ প্ৰত্যক্ষৰ অস্তিত্ব থাকিব

নোৱাৰে। তেওঁৰ মতে প্ৰত্যক্ষৰ দ্বাৰা মাত্ৰ ধাৰণাৰ জ্ঞান পোৱা যায় আৰু ধাৰণা যিহেতু মনৰ বিষয় সেইকাৰণে মাত্ৰ মনৰহে অস্তিত্ব আছে। বাৰ্কলেই মনৰ বাহিৰে গুণৰ আধাৰৰপে বস্তুৰ স্বতন্ত্ৰ সন্তাৰ অস্তিত্ব অস্বীকাৰ কৰিছে।

দার্শনিক হিউমেও মন আৰু দ্রব্য— এই দুয়োটাৰে অস্তিত্ব অস্বীকাৰ কৰে। তেওঁৰ মতে ইন্দ্ৰিয়-প্ৰত্যক্ষ বা অভিজ্ঞতাই যদি জ্ঞান লাভৰ একমাত্ৰ উপায় হয় তেনেহ'লে অভিজ্ঞতাত নথকা বা ইন্দ্ৰিয়-প্ৰত্যক্ষগোচৰ নোহোৱা কোনো বস্তুৰ অস্তিত্ব থাকিব নোৱাৰে। হিউমৰ মতে, অভিজ্ঞতাই তুকি নোপোৱা সন্তাৰ জ্ঞানৰ সকলো প্ৰচেষ্টা ফলহীন। সেয়ে তেওঁ মন, দ্রব্য, ঈশ্বৰ, আত্মা, কাৰ্য্যকাৰণ সম্পর্ক আদিৰ অস্তিত্বক অস্বীকাৰ কৰে। কিয়নো এইবোৰ প্ৰত্যক্ষৰ বিষয় নহয়। গতিকে এইবোৰৰ অস্তিত্ব নাই।

হিউমৰ অভিজ্ঞতাবাদত ইন্দ্ৰিয় সংবেদনৰ মাধ্যমত লাভ কৰা জ্ঞানৰ বাহিৰে আন কোনো জ্ঞানৰ স্থান নাই। ইন্দ্ৰিয়ৰ লগত যেতিয়া ইন্দ্ৰিয়ৰ বিষয়বস্তুৰ সংযোগ ঘটে তেতিয়া সেই বিষয়বস্তুৰ এটা ছাপ আমাৰ মনত পৰে। ইয়াক মুদ্ৰণ (impression) বোলে। এই মুদ্ৰণ বা ছাপ যেতিয়া অস্পষ্ট হয় তেতিয়া তাক ধাৰণা (idea) বোলা হয়। এই মুদ্ৰণ বা ধাৰণাবোৰ অনুষংগ নিয়মৰ দ্বাৰা পৰম্পৰাৰ লগত যেতিয়া নিজে নিজে সংযুক্ত হয় তেতিয়াই জ্ঞানৰ উৎপত্তি হয়। এইবোৰক যুক্ত কৰাৰ বাবে কোনো অন্তৰ ধাৰণা বা স্বতঃসিদ্ধ বুদ্ধিৰ আকাৰৰ প্ৰয়োজন নহয়।

হিউমৰ মতে জ্ঞানৰ উৎপত্তিৰ ক্ষেত্ৰত বুদ্ধিৰ কোনো অবদান নাই। জ্ঞান সম্পূর্ণভাৱে অভিজ্ঞতালক। যাক অভিজ্ঞতা বা ইন্দ্ৰিয়-প্ৰত্যক্ষৰ দ্বাৰা ব্যাখ্যা কৰিব নোৱাৰিতেনে ধাৰণাক বা বস্তুক তেওঁ স্বীকাৰ কৰা নাই। জ্ঞানৰ উৎস হিচাপে অভিজ্ঞতাৰ প্ৰতি থকা এই আনুগত্যৰ বাবে হিউমক পার্শ্বাত্মক দৰ্শনত চৰমপন্থী অভিজ্ঞতাবাদী বুলি অভিহিত কৰা হয়।

হিউমৰ মতে বৈজ্ঞানিক জ্ঞান সার্বিক আৰু সুনিশ্চিত নহয়। কিয়নো বৈজ্ঞানিক জ্ঞান কাৰ্য-কাৰণ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত আৰু কাৰ্য-কাৰণ সম্বন্ধ সঠিক আৰু অনিবার্য সম্বন্ধ নহয়। অনিবার্য সম্বন্ধ এই জ্ঞান অভিজ্ঞতাৰ পৰা লাভ কৰা নাযায়। হিউমৰ মতে সার্বিক আৰু অনিবার্য সত্যৰ কোনো অস্তিত্ব নাই। কোনো জ্ঞানেই সুনিশ্চিত নহয়। সকলো জ্ঞানেই সম্ভাব্য। সেইকাৰণে হিউমক সংশয়বাদী দার্শনিক বুলি অভিহিত কৰা হয়। হিউমৰ অভিজ্ঞতাবাদৰ অনিবার্য পৰিণতি হৈছে সংবেদনবাদ আৰু সংশয়বাদ।

সমালোচনা :

বুদ্ধিবাদৰ দৰে অভিজ্ঞতাবাদেও জ্ঞানৰ উৎপত্তি সম্পর্কে এক সন্তোষজনক ব্যাখ্যা আগবঢ়াৰ পৰা নাই। সেয়ে অভিজ্ঞতাবাদৰ সমালোচনাৰ পৰা মুক্ত নহয়। অভিজ্ঞতাবাদৰ প্ৰধান সমালোচনা সমূহ হ'ল—

(1) অভিজ্ঞতাবাদী সকলৰ মতে, ধাৰণাক গ্ৰহণ কৰাৰ সময়ত মন সম্পূর্ণভাৱে নিষ্ক্ৰিয় হৈথাকে আৰু পিচত বিভিন্ন ধাৰণাটো পৰম্পৰাৰ

লগত যুক্ত হৈ জটিল ধাৰণা গঠন কৰাৰ সময়ত মন সক্ৰিয় হৈ উঠে। কিন্তু মনোবিজ্ঞান অনুসাৰে মনৰ সক্ৰিয়তাৰ বাবেই সংবেদনৰ পৰা ধাৰণাৰ সৃষ্টি হয়। সেই কাৰণে ধাৰণা গ্ৰহণ কৰাৰ সময়ত মন সক্ৰিয়, নিষ্ক্ৰিয় নহয়। গোলাপ ফুলৰ ধাৰণা মানেই গোলাপ ফুলৰ বিভিন্ন সংবেদনক গোলাপ বুলি ব্যাখ্যা কৰা হয়। সেইটো নহ'লে গোলাপ ফুলৰ ধাৰণা মনত আহিবহই নোৱাৰে।

(2) অভিজ্ঞতাবাদী লকৰ মতে, মন হ'ল এখন অলিখিত বগা কাগজ। এই ধাৰণাটোও ঠিক নহয়। অন্তর্জাত ধাৰণা নাথাকিলেও শিশুৰ মনৰ মাজত এটা অন্তৰ-প্ৰৱণতা (Innate tendency) লক্ষ্য কৰা যায়, যাৰ বাবে একেটা পৰিয়ালৰ দুটি শিশুৰ মন দুইভাৱে গঢ়ি উঠে। লকে সার্বিক আৰু অনিবার্য সত্যৰ অস্তিত্বও স্বীকাৰ কৰা নাই। কিন্তু জ্ঞানৰ ক্ষেত্ৰত কিছুমান সার্বিক আৰু অনিবার্য সত্য আছে যিবোৰ বুদ্ধিৰ পৰাহে লাভ কৰিব পৰা যায়, যিবোৰ অবিহনে জ্ঞান সম্ভৱ নহয়।

(3) হিউমে মনৰ কোনো স্থায়ী সত্তা স্বীকাৰ কৰা নাই। তেওঁ বিচ্ছিন্ন সংবেদন আৰু ধাৰণাকেই জ্ঞানৰ উপকৰণ বুলি নিৰ্দেশ কৰিছিল। কিন্তু এই সকলো বিচ্ছিন্ন সংবেদন আৰু ধাৰণাৰ মাজত যদি কোনো আভ্যন্তৰীণ যোগসূত্ৰ নাথাকে তেতিয়াহ'লে জ্ঞানৰ ঐক্য আৰু নিৰবিচ্ছিন্নতা ব্যাখ্যা কৰা নাযায়। মন

- যদি কোনো স্থায়ী সন্তা নহয় তেতিয়াহ'লে তাৰ ঐক্যবিধান বা সংশ্লেষণৰ ক্ষমতা নাথাকিব, আৰু এই ক্ষমতা বাহিৰে অনুষংগৰ নিয়মবোৰ অৰ্থহীন হৈ পৰিব। বিচ্ছিন্ন সংবেদনৰ সহায়ত অনুষংগৰ নিয়মবোৰ ব্যাখ্যা কৰিব পৰা নাযায়।
- (4) হিউম হ'ল এজন সংশয়বাদী দার্শনিক। তেওঁ সুনিশ্চিত জ্ঞানৰ অস্তিত্বত বিশ্বাস নকৰে। তেওঁৰ মতে সকলো জ্ঞানেই সন্তাব্য। কিন্তু সংশয়বাদক কোনোমতে সমৰ্থন কৰিব নোৱাৰিঃ। সুনিশ্চিত জ্ঞান যদি সন্তো নহয় তেতিয়াহ'লে হিউমৰ মতবাদো সন্তাব্য হ'ব। গতিকে তেওঁৰ মতবাদক সুনিশ্চিত বুলি প্ৰহণ কৰিব নোৱাৰিঃ।
- (5) জ্ঞানৰ ক্ষেত্ৰত বুদ্ধিৰ অৱদান কিমান তাক বিচাৰ নকৰাকৈ অভিজ্ঞতাবাদী দার্শনিক সকলে জ্ঞানৰ সীমা নিৰ্ধাৰণ কৰাৰ চেষ্টা কৰিছিল। অভিজ্ঞতা বা ইন্দ্ৰিয় সংবেদনকে জ্ঞানৰ একমাত্ উৎস বুলি গণ্য কৰা বাবে অভিজ্ঞতাবাদী সকলৰ দৃষ্টিভঙ্গী যে বিচাৰবিযুক্তবাদী বা নিৰ্বিচাৰবাদী তাক কাণ্টে উল্লেখ কৰিছে।
- (2) অন্তর্জ্ঞাত ধাৰণাৰ পৰাই জ্ঞানৰ উৎপত্তি হয়। অন্তর্জ্ঞাত ধাৰণাৰ পৰা লাভ কৰা জ্ঞান অনিবার্য, সাৰ্বজনীন আৰু নিশ্চিত।
- (3) অন্তর্জ্ঞাত ধাৰণা সমূহৰ পৰা জ্ঞান গঠন কৰাৰ সময়ত মানুহৰ মনে সক্ৰিয় ভূমিকা প্ৰহণ কৰে।
- (4) বুদ্ধিবাদী দার্শনিক সকলে ইন্দ্ৰিয় অভিজ্ঞতাক সম্পূৰ্ণভাৱে অস্বীকাৰ কৰা নাই। অৱশ্যে ইন্দ্ৰিয় অভিজ্ঞতা সম্পর্কে বুদ্ধিবাদী দার্শনিক সকল একমত নহয়। তথাপি তেওঁলোকে ইন্দ্ৰিয় অভিজ্ঞতাক বুদ্ধিৰ দ্বাৰা লাভ কৰা সাৰ্বিক সত্য বুলিয়েই মন কৰে।
- অভিজ্ঞতাবাদঃ অভিজ্ঞতাবাদ মতে অভিজ্ঞতাই হৈছে জ্ঞানৰ একমাত্ উৎস।
অভিজ্ঞতাবাদৰ বৈশিষ্ট্য—
- (1) জন্মৰ সময়ত মানুহে মনত কোনো ধাৰণা লৈ জন্ম প্ৰহণ নকৰে। জন্মৰ সময়ত মানুহৰ মন এখিলা আলিখিত বগা কাগজৰ দৰে। মনে সকলো ধাৰণা অভিজ্ঞতাৰ পৰাই লাভ কৰে।
- (2) অভিজ্ঞতা দুই প্ৰকাৰৰ— সংবেদন আৰু অন্তদৰ্শন। সংবেদনৰ দ্বাৰা বাহ্যজগতৰ যেনে— ৰং, গোৱা আদিৰ অভিজ্ঞতা জন্মে আৰু অন্তদৰ্শনৰ দ্বাৰা মনোজগত বা মানসিক অৱস্থাৰ যেনে— দুখ, সুখ আদিৰ অভিজ্ঞতা জন্মে।
- (3) ধাৰণাক প্ৰহণ কৰাৰ সময়ত মন সম্পূৰ্ণ ভাৱে নিষ্ক্ৰিয় হৈ থাকে আৰু পিচত

পাঠৰ মূলকথা :

- বুদ্ধিবাদঃ বুদ্ধিবাদ মতে বুদ্ধিয়েই হৈছে জ্ঞানৰ একমাত্ উৎস। বুদ্ধিবাদৰ বৈশিষ্ট্য—
- (1) বুদ্ধিয়েই যথার্থ জ্ঞানৰ একমাত্ উৎস। বুদ্ধিৰ পৰাই স্বতঃসিদ্ধ আৰু অৱশ্যস্থীকাৰ্য অন্তর্জ্ঞাত ধাৰণাবোৰ পোৱা যায়।

- বিভিন্ন ধাৰণাই পৰম্পৰৰ লগত যুক্ত হৈ
জটিল ধাৰণা প্ৰহণ কৰাৰ সময়ত মন
সক্ৰিয় হৈ উঠে।
- (4) অভিজ্ঞতাৰ পৰা কোনো বস্তু সম্পর্কে
বিশেষ বিশেষ জ্ঞান লাভ কৰা যায়, আৰু
এই বিশেষ বিশেষ জ্ঞানৰ ওপৰত নিৰ্ভৰ
কৰি আগমন পদ্ধতিবে সামান্যীকৰণ কৰি
সামান্য ধাৰণা বা সামান্য সত্যৰ জ্ঞান
লাভ কৰিব পৰা যায়।
- অভিজ্ঞতাপূৰ্ব জ্ঞান : যি জ্ঞান অভিজ্ঞতা লাভৰ
পূৰ্বেই ব্যক্তিৰ মনত স্পষ্টভাৱে থাকে, যি জ্ঞান
অভিজ্ঞতাৰ পৰা উন্নৰ নহয়। অভিজ্ঞতাপূৰ্ব
জ্ঞান হ'ল সেই জ্ঞান যি সকলো প্ৰকাৰ অভিজ্ঞতা
আৰু সকলো প্ৰকাৰ ইন্দ্ৰিয়লক্ষ জ্ঞান নিৰপেক্ষ।
অভিজ্ঞতালক্ষ বা অভিজ্ঞতা প্ৰসূত জ্ঞান : যি
জ্ঞান ইন্দ্ৰিয় প্ৰত্যক্ষ বা অভিজ্ঞতাৰ পৰা উন্নৰ
হয় তাক অভিজ্ঞতা প্ৰসূত জ্ঞান বুলি কোৱা হয়।
- অনুশীলনী
- খালী ঠাই পূৰণ কৰা :
- অভিজ্ঞতাবাদী সকলৰ মতে —
জ্ঞানৰ উৎস।
 - বুদ্ধিবাদী সকলৰ মতে — জ্ঞানৰ
উৎস।
 - ডেকাৰ্ট এজন — দার্শনিক।
 - বাৰ্কলে এজন — দার্শনিক।
 - লকৰ মতে জন্মৰ সময়ত আমাৰ
মনটো — ৰ নিচিনা হৈ থাকে।
 - অভিজ্ঞতাবাদৰ অনিবাৰ্য পৰিণতি হৈছে
— আৰু —।
- বুদ্ধিবাদৰ মতে জ্ঞান উৎপাদনত
মনৰ ভূমিকা —।
 - 'অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ' উক্তিটো —
ৰ দৰ্শনত পোৱা যায়।
- সংজ্ঞা দিয়া :
- বুদ্ধিবাদ
 - অভিজ্ঞতাবাদ
 - অন্তর্জাত ধাৰণা
 - অভিজ্ঞতাপূৰ্ব জ্ঞান
 - অভিজ্ঞতাপ্ৰসূত জ্ঞান
- পাৰ্থক্য নিৰ্ণয় কৰা।
- বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদ
 - অভিজ্ঞতা পূৰ্ব জ্ঞান আৰু
অভিজ্ঞতাপ্ৰসূত জ্ঞান
- চমুটোকা লিখা :
- বুদ্ধিবাদ
 - অভিজ্ঞতাবাদ
 - অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ
 - অন্তর্জাত ধাৰণা
- উন্নৰ দিয়া :
- দুজন বুদ্ধিবাদী গ্ৰীক দার্শনিকৰ নাম
লিখা।
 - তিনিজন আধুনিক বুদ্ধিবাদী
দার্শনিকৰ নাম লিখা।
 - অভিজ্ঞতাবাদ মতবাদটো সৰ্বপ্ৰথমে
কোনে প্ৰৱৰ্তন কৰিছিল?
 - তিনিজন অভিজ্ঞতাবাদী দার্শনিকৰ
নাম লিখা।

- (e) হিউমক কিয় চৰম পছ্টী
অভিজ্ঞতাবাদী দার্শনিক বুলি
অভিহিত কৰা হয়?
- (f) হিউমক কিয় সংশয়বাদী দার্শনিক
বুলি অভিহিত কৰা হয়?
- (g) আধুনিক পাশ্চাত্য দৰ্শনৰ জনক বুলি
কাক কোৱা হয়?
- (h) 'জন্মৰ সময়ত মানুহৰ মন এখিলা
আলিখিত কাগজৰ দৰে' বুলি কোনে
কৈছিল? কথাযাব ব্যক্ত কৰা
সিদ্ধান্তটো কি?
- (i) 'পূৰ্বতে ইন্দ্ৰিয়ত নথকা কোনো কথাই
বুদ্ধিত থাকিব নোৱাৰে'— এই
- উক্তিটো কাৰ? তেওঁ জ্ঞান উৎপত্তি
সম্পৰ্কীয় কোনটো মতবাদৰ লগত
জড়িত?
- (j) অন্তর্জ্ঞাত ধাৰণা কি? জ্ঞান উৎপত্তি
সম্পৰ্কীয় কোনটো তত্ত্বৰ লগত
অন্তর্জ্ঞাত ধাৰণা তত্ত্বটো জড়িত?
6. লকে কি কি যুক্তিৰ দ্বাৰা অন্তর্জ্ঞাত
ধাৰণাবোৰ খণ্ডন কৰিছে।
7. জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ হিচাপে
বুদ্ধিবাদ তত্ত্বটো আলোচনা কৰা।
8. জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ হিচাপে
অভিজ্ঞতাবাদ তত্ত্বটো আলোচনা কৰা।

* * *

দ্বিতীয় অধ্যায়

প্রমাণঃ প্রত্যক্ষ আৰু অনুমান

7.2.1 প্রমাণঃ প্রত্যক্ষ আৰু অনুমান

ভাৰতীয় দৰ্শনৰ অন্তৰ্গত আটাইকেইটা সম্প্ৰদায়ৰ নিজস্ব জ্ঞানোৎপত্তি তত্ত্ব আছে। জ্ঞানৰ উৎপত্তি তত্ত্বক কেন্দ্ৰ কৰি আৱৰ্তন কৰা প্ৰধান প্ৰক্ষেপ সমূহ হ'ল— জ্ঞান কি? যথাৰ্থ আৰু অযথাৰ্থ জ্ঞানৰ পাৰ্থক্য নো কি? যথাৰ্থ জ্ঞান লাভৰ শুন্দি আৰু সুৰক্ষিত উপায়েই বা কি? ইত্যাদি। আমি সাধাৰণতে ব্যৱহাৰ কৰা ‘জ্ঞান’ শব্দটোত যথাৰ্থ আৰু আনন্দ উভয় প্ৰকাৰৰ জ্ঞানেই যুক্ত থাকিব পাৰে। কিন্তু দৰ্শনৰ পৰম উদ্দেশ্যই হ'ল যথাৰ্থ সত্য জ্ঞান লাভ কৰা। ভাৰতীয় দৰ্শনত যথাৰ্থ জ্ঞানক ‘প্ৰমাণ’ আখ্যা দিয়া হৈছে। এই প্ৰমাণ হ'ল সকলো সংশয়ৰ পৰা মুক্ত, নিশ্চিত স্বভাৱৰ জ্ঞান। ভাৰতীয় দৰ্শনত এই অনুন্নত, সুনিশ্চিত জ্ঞান অৱৰ্জনৰ উপায়কেই প্ৰমাণ বুলি অভিহিত কৰা হৈছে। জ্ঞান মীমাংসাত প্ৰমাণৰ ভূমিকা নিঃসন্দেহে অতি গুৰুত্বপূৰ্ণ। প্ৰমাণ হ'ল যথাৰ্থ জ্ঞানৰ উৎস। এই প্ৰমাণক ব্যাখ্যা কৰা হৈছে প্ৰমাৰ কৰণ বুলি। অৰ্থাৎ ই এনে এক অসাধাৰণ কাৰণ যাৰ অনুপস্থিতিত কাৰ্য সাধিত হ'ব নোৱাৰে, আনহাতে উপস্থিতিয়ে অনিবার্যভাৱে কাৰ্য উৎপাদন কৰে। ভাৰতীয় তৰকশাস্ত্ৰত প্ৰমাণক জ্ঞান অৱৰ্জনৰ সবাতোকৈ

সুৰক্ষিত উপায় হিচাপে অভিহিত কৰা হয়।

ভাৰতীয় দৰ্শনত মুঠ ছয়বিধি প্ৰমাণক স্বীকাৰ কৰা হয়— প্রত্যক্ষ, অনুমান, উপমান, শব্দ, অৰ্থাপত্তি আৰু অনুপলক্ষি। অৱশ্যে দার্শনিক সম্প্ৰদায় সমূহে এই প্ৰমাণ কেইবিধিৰ স্বৰূপ আৰু বৈধতাক লৈ ভিন্ন মত পোষণ কৰা দেখা যায়। অতি প্রাচীন তথা জড়বাদী সম্প্ৰদায়ৰ বাপে খ্যাত চাৰ্বাক দৰ্শনে ছয়বিধি প্ৰমাণৰ ভিতৰত একমাত্ৰ প্রত্যক্ষকহে বৈধ প্ৰমাণ বাপে গ্ৰহণ কৰে অন্যান্য প্ৰমাণ সমূহৰ নিৰ্ভৰযোগ্যতাক অস্বীকাৰ কৰে। বৌদ্ধ আৰু জৈন দৰ্শনে প্রত্যক্ষৰ উপৰিও অনুমানকো বৈধ প্ৰমাণ হিচাপে গ্ৰহণ কৰিছে। একেদৰে বৈশেষিক দৰ্শনেও প্রত্যক্ষ আৰু অনুমান উভয় প্ৰকাৰ প্ৰমাণক স্বীকৃতি দিয়ে। ন্যায় দৰ্শনে চাৰিবিধি প্ৰমাণৰ বৈধতা স্বীকাৰ কৰে। ই প্রত্যক্ষ আৰু অনুমানৰ লগতে শব্দ আৰু উপমানকো যথাৰ্থ প্ৰমাণ বুলি অভিহিত কৰে। মীমাংসা দৰ্শনৰ এটা সম্প্ৰদায় (প্ৰভাকৰ মিশ্ৰ সম্প্ৰদায়) অনুপলক্ষিৰ বাহিৰে বাকী পাঁচটো প্ৰমাণ অৰ্থাৎ প্রত্যক্ষ, অনুমান, উপমান, শব্দ আৰু অৰ্থাপত্তিৰ বৈধতা স্বীকাৰ কৰে। আনহাতে মীমাংসাৰ আনটো সম্প্ৰদায় (ভট্ট মীমাংসা) আৰু বেদান্তই ভাৰতীয় জ্ঞানমীমাংসাত উল্লেখিত

ছয়টা প্ৰমাণকে গ্ৰহণ কৰি প্ৰতিটো প্ৰমাণৰ
গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়োৱা দেখা যায়।

7.2.2 প্ৰত্যক্ষ :

প্ৰত্যক্ষ হ'ল বৈদিক আৰু অবৈদিক উভয় সম্প্ৰদায়ে স্বীকৃতি দিয়া একমাত্ৰ প্ৰমাণ। ভাৰতীয় দৰ্শনত মুঠ ছয়বিধি প্ৰমাণৰ বিষয়ে আলোচনা কৰা হৈছে যদিও ইয়াৰ ভিতৰত বহুভাৱে চৰ্চা কৰা হয় প্ৰত্যক্ষ আৰু অনুমানৰ বিষয়ে। প্ৰত্যক্ষ বুলি ক'লে ইয়াৰ এটা সঠিক, যথাযথ সংজ্ঞা আগবঢ়োৱা সহজ নহয়। প্ৰত্যক্ষৰ স্বৰূপ আৰু সংজ্ঞাক লৈ দাশনিক সকলে ভিন ভিন মত পোষণ কৰা দেখা যায়। অৱশ্যে অধিক গৃহীত সংজ্ঞা অনুসৰি ইন্দ্ৰিয় আৰু বিষয়বস্তুৰ সংযোগৰ ফলত যি জ্ঞান লাভ কৰা হয় সেয়াই প্ৰত্যক্ষ। ন্যায় দৰ্শনৰ প্ৰৱৰ্তক মহৰ্ষি গৌতম, বৈশেষিক দৰ্শনৰ কণাদ, মীমাংসা দৰ্শনৰ কুমাৰিল ভট্ট আদি দাশনিক সকলে এই মতৰ পক্ষে সন্মতি প্ৰদান কৰিছে। কোনো কোনো স্থানত প্ৰত্যক্ষক সাক্ষাৎ জ্ঞান বুলিও উল্লেখ কৰা দেখা যায়। প্ৰত্যক্ষৰ স্বৰূপ বা সংজ্ঞাক লৈ যি মতভেদ নাথাকক কীয়, প্ৰমাণৰ মূল লক্ষণ অনুসৰি প্ৰত্যক্ষ জ্ঞান অভাস্ত আৰু নিশ্চিত স্বতাৱৰ হ'ব লাগিব। সকলোবোৰ ভাৰতীয় দাশনিক সম্প্ৰদায়ে জ্ঞানৰ উৎস হিচাপে প্ৰত্যক্ষক মনোনীত কৰে। এনে দৃষ্টান্তই প্ৰমাণ স্বৰূপে প্ৰত্যক্ষৰ নিৰ্ভৰযোগ্যতাকে সূচনা কৰে। আনকি জড়বাদী চাৰিক দাশনিক সকলে আন সকলোবোৰ প্ৰমাণ অস্বীকাৰ কৰিলেও প্ৰত্যক্ষক প্ৰমাণ হিচাপে

গ্ৰহণ কৰিছে। এই দৰ্শন মূলতঃ ইয়াৰ জ্ঞানতত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। চাৰিকৰ মতে প্ৰত্যক্ষৰ বাহিৰে আন কোনোবিধি প্ৰমাণেই জ্ঞান লাভৰ যথাৰ্থ উৎস হ'ব নোৱাৰে। কিয়নো প্ৰত্যক্ষ জাত জ্ঞান হ'ল স্পষ্ট আৰু সংশয়মুক্ত জ্ঞান। জাগতিক ঘটনা বা বস্তুৰ অস্তিত্ব ইন্দ্ৰিয় অভিজ্ঞতাৰ জৰিয়তে প্ৰত্যক্ষ কৰা হয়। জড়বাদী দৰ্শন অনুসৰি জড় বস্তুৰ বাহিৰে কোনো বস্তুৰ অস্তিত্বই প্ৰমাণযোগ্য নহয় আৰু এই প্ৰমাণ স্বতু হয় প্ৰত্যক্ষৰ মাধ্যমত। গতিকে চাৰিক দৰ্শনৰ বাবে প্ৰত্যক্ষই হ'ল যথাৰ্থ জ্ঞান বা প্ৰমাৰ উৎস। প্ৰত্যক্ষ জ্ঞানৰ এটা লক্ষণীয় বৈশিষ্ট্য এই যে ই স্বতন্ত্র স্বতাৱৰ। ই আন কোনো আনুষংগিক জ্ঞানৰ সাহায্যৰ ওপৰত নিৰ্ভৰ নকৰে।

ভাৰতীয় দৰ্শনৰ প্ৰতিটো সম্প্ৰদায়ে জ্ঞানোৎপত্তি তত্ত্ব সম্পর্কে গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়ায় যদিও তাৰ ভিতৰত ন্যায় দৰ্শনতেই প্ৰমা আৰু প্ৰমাণৰ স্বৰূপ, প্ৰকাৰ, প্ৰয়োজনীয়তা আদিৰ বিষয়ে সৰ্বাধিক বিস্তাৰিত তথা সুক্ষ্মাতিসুক্ষ্ম আলোচনা কৰা দেখা যায়। সেইবাবে ন্যায় দৰ্শন প্ৰমাণ শাস্ত্ৰ কৃপেও খ্যাত। আমাৰ এই শিতানত কৰিবলগীয়া প্ৰত্যক্ষ আৰু অনুমানৰ বিষয়ে আলোচনাত বিশেষভাৱে ন্যায় দৰ্শনৰ বিচাৰ আৰু দৃষ্টিভঙ্গীকহে প্ৰাধান্য দিয়া হৈছে।

ন্যায় দৰ্শনৰ মতে জ্ঞানৰ প্ৰকৃত উদ্দেশ্য হ'ল বিষয়ৰ স্বৰূপ প্ৰকাশ। ন্যায় দৰ্শনৰ প্ৰৱৰ্তক মহৰ্ষি গৌতমে ‘ন্যায় সুত্ৰ’ত যথাৰ্থ জ্ঞানৰপে প্ৰত্যক্ষ, অনুমান, শব্দ আৰু উপমান— এই চাৰিবিধি প্ৰমাণক স্বীকৃতি দিচ্ছে। এই চাৰিবিধি

প্রমাণৰ ভিতৰত নিঃসন্দেহে প্রত্যক্ষৰ গুরুত্ব
উল্লেখনীয়।

ন্যায় দৰ্শনে প্রত্যক্ষক বিভিন্ন শ্ৰেণীত ভাগ কৰিছে। প্রত্যক্ষৰ তেনে দুটা প্ৰধান ভাগ হ'ল— লৌকিক প্রত্যক্ষ আৰু অলৌকিক প্রত্যক্ষ। সাধাৰণতে যেতিয়া আমাৰ ইন্দ্ৰিয়ৰ লগত বিষয়ৰ লৌকিক সংযোগ সংঘটিত হয় তাক লৌকিক প্রত্যক্ষ বোলা হয়। এই প্ৰকাৰ প্রত্যক্ষত সাধাৰণতে বিষয় আৰু ইন্দ্ৰিয়ৰ সাক্ষাৎ যোগাযোগৰ ফলত জ্ঞান উৎপন্ন হয়। লৌকিক প্রত্যক্ষ আকো দুই প্ৰকাৰ— বাহ্য আৰু মানস। চকু, কাণ, নাক, জিভা, ছাল— এই পঞ্চেন্দ্ৰিয়ক বাহ্য ইন্দ্ৰিয়ৰূপে থহণ কৰা হয় আৰু অস্তৰ ইন্দ্ৰিয়ৰূপে স্বীকৃতি দিয়া হয় মনক। বাহ্য ইন্দ্ৰিয় পাঁচটাৰ মাধ্যমত আমি জাগতিক বস্তুৰ ৰূপ, ৰস, শব্দ, গোৱান্ধ আৰু স্পৰ্শ প্রত্যক্ষ কৰিবলৈ সমৰ্থ হওঁ। এনে প্রত্যক্ষক আখ্যা দিয়া হয় বাহ্য প্রত্যক্ষ বুলি। আনহাতে মনৰ জৰিয়তে আমাৰ চিন্তা, ইচ্ছা, অনুভূতি আদি মানসিক প্ৰক্ৰিয়া সমূহ প্রত্যক্ষ কৰাকেই মানস প্রত্যক্ষ আখ্যা দিয়া হয়।

ভাৰতীয় দৰ্শনত মনক যষ্ঠ ইন্দ্ৰিয় বুলি ধৰা হয়। গতিকে দেখা যায় যে উভয় প্ৰকাৰ প্রত্যক্ষই ইন্দ্ৰিয় নিৰ্ভৰ। ন্যায় দৰ্শনত অলৌকিক প্রত্যক্ষৰ বিষয়েও আলোচনা কৰা হয়। প্রত্যক্ষ জ্ঞান অৰ্জনৰ ক্ষেত্ৰত বহু সময়ত আমি এনে কিছুমান বস্তু বা বিষয় প্রত্যক্ষ কৰো যাক সেই সময়ত কোনো নিৰ্দিষ্ট ইন্দ্ৰিয়ৰ মাধ্যমত সাক্ষাৎভাৱে লাভ কৰা হোৱা নাই। অৰ্থাৎ

কিছুমান ক্ষেত্ৰত বিষয় আৰু ইন্দ্ৰিয়ৰ সম্পর্ক সদায় নিকটবৰ্তী নহয় আৰু তেনে ক্ষেত্ৰত লৌকিক প্রত্যক্ষ সম্ভৱ নহয়। বিষয়বস্তু আৰু ইন্দ্ৰিয়ৰ অলৌকিক সংযোগৰ ফলত উৎপন্ন হোৱা জ্ঞানেই হ'ল অলৌকিক প্রত্যক্ষ। ন্যায়মতে এই অলৌকিক প্রত্যক্ষ তিনি প্ৰকাৰৰ— সামান্যলক্ষণ প্রত্যক্ষ, জ্ঞানলক্ষণ প্রত্যক্ষ, যোগজ প্রত্যক্ষ।

কোনো এটা শ্ৰেণী বা জাতিৰ সাধাৰণ ধৰ্ম বা লক্ষণক সেই শ্ৰেণী বা জাতিৰ অস্তৰ্গত কোনো বস্তু বা ব্যক্তিৰ ক্ষেত্ৰত কৰা প্রত্যক্ষকে সামান্যলক্ষণ প্রত্যক্ষ বোলে। উদাহৰণ স্বৰূপে, এজন মানুহক প্রত্যক্ষ কৰাৰ লগে লগে অনিবার্যভাৱে প্রত্যক্ষ কৰা হয় মানুহজনৰ সাধাৰণ লক্ষণ বা ধৰ্ম ‘মনুষ্যত্ব’ক। এই প্রত্যক্ষৰ ভিত্তিতেই ‘মনুষ্যত্ব’ নামৰ এই সাধাৰণ লক্ষণ অন্যান্য সকলো মানুহৰ ক্ষেত্ৰতো প্রত্যক্ষ কৰো। কিন্তু এই প্ৰক্ৰিয়াটোত আমি সাক্ষাৎভাৱে প্ৰতিজন মানুহৰ মনুষ্যত্বক প্রত্যক্ষ কৰা নাই। ইয়াত বিষয় আৰু ইন্দ্ৰিয়ৰ সম্পর্কও নিকটবৰ্তী নহয় অথবা দুয়োটাৰ মাজত লৌকিক সংস্পৰ্শও ঘটা নাই। এনেবোৰ কাৰণত এই প্রত্যক্ষক লৌকিক আখ্যা দিব পৰা নাযায়। কেৱল বিষয়ৰ সামান্য ধৰ্মহে এই প্ৰকাৰ প্রত্যক্ষৰ মূল ভিত্তি।

জ্ঞান লক্ষণ প্রত্যক্ষ :

আমাৰ যি পাঁচটা ইন্দ্ৰিয় আছে সেই সকলো ইন্দ্ৰিয়ৰে নিজ নিজ ধৰ্ম বা গুণ আছে। যেনে— চকুৰ-দৃষ্টি, নাকৰ-ঘ্রাণ, চালৰ-স্পৰ্শ, জিভাৰ-

সোৱাদ আদি। কিন্তু পূৰ্বজ্ঞান বা পূৰ্বস্মৃতিৰ ওপৰত ভিত্তি কৰি যেতিয়া এটা ইন্দ্ৰিয়ই আন এটা ইন্দ্ৰিয়ৰ কাম কৰে তেতিয়া সেই প্ৰকাৰ প্ৰত্যক্ষক জ্ঞানলক্ষণ প্ৰত্যক্ষ বোলে। উদাহৰণ স্বৰূপে, বৰফ এটুকুৰা চেঁচা। ইয়াক আমি চালৰ দ্বাৰা জনিব পাৰো। কিন্তু পূৰ্বজ্ঞানৰ ওপৰত ভিত্তি কৰি আমি আজি চকুৰ দ্বাৰা চাই বৰফটুকুৰা চেঁচা বুলি প্ৰত্যক্ষ কৰিব পাৰো। ইয়াত চালৰ কাম চকুৰ দ্বাৰাই সম্পৰ্ক কৰা হৈছে।

ন্যায় দৰ্শনে বিশ্বাস কৰে যে নিয়মিত যোগ অভ্যাসৰ ফলস্বৰূপে যোগীসকলে স্থান আৰু কালৰ সীমা অতিক্ৰম কৰি সকলো বিষয়কে প্ৰত্যক্ষ কৰিব পাৰে। এনে অলৌকিক প্ৰত্যক্ষক যোগজ প্ৰত্যক্ষ আখ্যা দিয়া হৈছে। ভাৰতীয় দৰ্শনৰ প্ৰায়বোৰ সম্প্ৰদায়ে যোগজ প্ৰত্যক্ষৰ যথাৰ্থতা স্বীকাৰ কৰা দেখা যায়। জৈন দৰ্শনে ইয়াক পাৰমার্থিক প্ৰত্যক্ষ বুলিও উচ্চাশিত মন্তব্য কৰিছে। এই প্ৰকাৰ প্ৰত্যক্ষত বিষয় আৰু ইন্দ্ৰিয়ৰ সাধাৰণ সংযোগ নঘটে বাবে সৰ্বসাধাৰণৰ বাবে যোগক প্ৰত্যক্ষৰ পথ সুগম নহয়। ইন্দ্ৰিয় আৰু মনক সঠিকভাৱে নিয়ন্ত্ৰণাধীন কৰিব পৰা যোগীসকলেহে যোগজ প্ৰত্যক্ষ লাভত ফলৱতী হয়।

ন্যায় দৰ্শনে বাখ্যা কৰা প্ৰত্যক্ষৰ আন দুটা উল্লেখযোগ্য ভাগ হ'ল— নিৰ্বিকল্প প্ৰত্যক্ষ আৰু সবিকল্প প্ৰত্যক্ষ। প্ৰত্যক্ষৰ মাধ্যমত সদায় জ্ঞাতা আৰু জ্ঞানৰ মাজত সংযোগ স্থাপন হয়। কিন্তু সকলো প্ৰকাৰ প্ৰত্যক্ষৰ প্ৰকৃতি একে নহয়। যি প্ৰত্যক্ষত বস্তুৰ নাম, গুণ বা প্ৰকাৰ আদিৰ লগত

যুক্ত নোহোৱাকৈ কেৱল বস্তুৰ অস্তিত্বহে প্ৰত্যক্ষ কৰা হয় সেয়াই নিৰ্বিকল্প প্ৰত্যক্ষ। এই প্ৰকাৰ প্ৰত্যক্ষত বিকল্প অৰ্থাৎ বিশেষণৰ কোনো স্থান নাই। এই প্ৰত্যক্ষৰ জৰিয়তে বস্তুৰ অস্তিত্বহে মাথোঁ প্ৰকট হয়, তাৰ গুণ বা ধৰ্ম বাখ্যা কৰা নহয়। বৌদ্ধ দৰ্শনে এই প্ৰকাৰ প্ৰত্যক্ষক স্বীকৃতি দিছে। আনহাতে স্বকীয় গুণেৰে সৈতে এটা বস্তুক প্ৰত্যক্ষ কৰাই হ'ল সবিকল্প প্ৰত্যক্ষ। এই প্ৰকাৰ প্ৰত্যক্ষত বস্তুৰ অস্তিত্ব জ্ঞানৰ উপৰিও ইয়াৰ গুণগুণ সম্পর্কেও আমাৰ মনত স্পষ্ট ধাৰণা হয়। গতিকে সেই দিশৰ পৰা চাবলৈ গ'লে সবিকল্প প্ৰত্যক্ষ হ'ল বিষয় সম্বন্ধে বিশিষ্ট জ্ঞান।

7.2.3 অনুমান :

ভাৰতীয় জ্ঞান মীমাংসাত সকলোবোৰ প্ৰমাণৰ ভিতৰত অনুমানৰ বিষয়ে সৰ্বাধিক বিস্তাৰিত আলোচনা হোৱা দেখা যায়। অনুমানৰ বিষয়ে আলোচনাৰ ক্ষেত্ৰত ন্যায় দৰ্শন আৰু চাৰ্বাক উভয়ে দুটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ন্যায় দৰ্শনে যথাৰ্থ জ্ঞানৰ উৎস হিচাপে অনুমানক সবাতোকৈ গুৰুত্ব প্ৰদান কৰিছে। আনহাতে চাৰ্বাক হ'ল একমাত্ৰ ভাৰতীয় দাশনিক সম্প্ৰদায় যিয়ে অনুমানক যথাৰ্থ জ্ঞান লাভৰ উপায় বা বৈধ প্ৰমাণ হিচাপে অস্বীকাৰ কৰিছে। চাৰ্বাকৰ বাহিৰে আন সকলোবোৰ দাশনিক সম্প্ৰদায়ে অনুমানক যথাৰ্থ প্ৰমাণ কৰপে স্বীকৃতি দিয়ে।

প্ৰমাণ শাস্ত্ৰ অনুসৰি প্ৰত্যক্ষ হ'ল প্ৰথম প্ৰমাণ আৰু দ্বিতীয় হ'ল অনুমান। অনুমান শব্দটো

‘অনু’ অর্থাৎ ‘পিছত’ আৰু ‘মান’ অর্থাৎ ‘জ্ঞান’—
এই শব্দ দুটা লগ লাগি গঠিত হৈছে। ইয়াৰ
অর্থ হ’ল অন্য জ্ঞানৰ পিছত বা অন্য জ্ঞানক
ভিত্তি কৰি উদ্ধৃত হোৱা জ্ঞান। গতিকে বুজা যায়
যে জ্ঞান অৰ্জনৰ এই প্ৰক্ৰিয়াটো স্বতন্ত্ৰ নহয়।
অনুমান প্ৰাথমিকভাৱে প্ৰত্যক্ষ জ্ঞানৰ ওপৰত
নিৰ্ভৰশীল, উদাহৰণ স্বৰূপে— ধোঁৱা আৰু জুই
একেলগে দেখি আমাৰ জ্ঞান হৈছে যে য’ত
ধোঁৱা থাকে তাতেই জুই থাকে। এই জ্ঞানৰ
ভিত্তিত দূৰৰ পৰ্বতত ধোঁৱা দেখি আমি সিদ্ধান্ত
লওঁ যে পৰ্বতটোত জুই আছে। ইয়াত বিশেষভাৱে
মন কৰিবলগীয়া কথা এই যে শেষৰ সিদ্ধান্তটো
লওঁতে অর্থাৎ ‘পৰ্বতত জুই আছে’ বুলি স্বীকাৰ
কৰোতে আমি কোনো ইলিয়াৰ সহায় লোৱা
নাই। পূৰ্বে লাভ কৰা প্ৰত্যক্ষ জ্ঞানৰ ভিত্তিতহে
এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়েই অনুমান।
ন্যায় দৰ্শন অনুসৰি জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ
কৰি অজ্ঞাত সত্যক জনাৰ পৰোক্ষ প্ৰক্ৰিয়াই
অনুমান। অনুমান বিশ্বৰ পোনপটীয়া জ্ঞান
নহয়। ই হ’ল এক প্ৰকাৰ পৰোক্ষ বা ব্যৱহৃত
জ্ঞান।

ন্যায় দৰ্শনৰ তৰ্কশাস্ত্ৰীয় পদ্ধতি অতি
শক্তিশালী আৰু ই অনুমানৰ গঠনৰ লগত
বিশেষভাৱে জড়িত। অনুমান এটা সাৰ্থকভাৱে
কাৰ্যকৰী হ’বলৈ তিনিটা পদ আৰু অন্ততঃ
তিনিটা বচনৰ প্ৰয়োজন। অনুমানত ব্যৱহৃত পদ
তিনিটাক সাধ্যপদ, পক্ষপদ আৰু হেতু পদ
নামেৰে জনা যায়। নিম্নোক্ত উদাহৰণটোৱ
জৰিয়তে আমি এই পদ তিনিটাৰ ভূমিকাৰ

বিষয়ে আলোচনা কৰিম—

পৰ্বতটোত জুই আছে
কাৰণ তাত ধোঁৱা আছে
য’ত ধোঁৱা থাকে তাত জুই থাকে।
এই উদাহৰণটোত আমি তিনিটা পদ আৰু
তিনিটা বচন দেখিবলৈ পাওঁ। যিবোৰ বচনৰ
দ্বাৰা অনুমান গঠন কৰা হয় সেইবোৰক অবয়ৰ
বা আশ্রয় বাক্য বোলা হয়। গতিকে তিনিটা পদ
আৰু আশ্রয় বাক্য সমূহ অনুমানৰ অপৰিহাৰ্য
অংগ। ওপৰোক্ত উদাহৰণটোত আমি পোৱা পদ
তিনিটা হ’ল— পৰ্বত, ধোঁৱা আৰু জুই। ন্যায়
অনুমানত এই পদ কেইটাক যথাক্রমে পক্ষপদ,
হেতুপদ বা লিংগ আৰু সাধ্যপদ বুলি অভিহিত
কৰা হৈছে। ন্যায় অনুমান প্ৰক্ৰিয়াত ব্যৱহৃত
আশ্রয় বাক্যত যিটো পদ বচনটোত উদ্দেশ্য
কৰণে ব্যৱহৃত হয় তাকেই পক্ষপদ বোলা হয়।
যেনে— পৰ্বতটোত জুই আছে। বচনটোত
‘পৰ্বত’ শব্দটো পক্ষপদ হিচাপে ব্যৱহৃত হৈছে
আৰু ইয়াৰ বিশেষ ধৰ্ম বা গুণৰ অস্তিত্বও
প্ৰত্যক্ষ কৰা হৈছে। ‘পৰ্বত’ শব্দটোৰ বিশেষ ধৰ্ম
কৰণে ইয়াত জুইৰ অস্তিত্বৰ বিষয়ে অনুমান কৰা
হৈছে। অনুমান প্ৰক্ৰিয়াত যাৰ অস্তিত্বৰ বিষয়ে
অনুমান কৰা হয় তাকেই সাধ্যপদ বোলা হয়।
সেয়ে ‘পৰ্বতটো জুই আছে’ বচনটোত ‘জুই’
হ’ল সাধ্যপদ। অনুমান প্ৰক্ৰিয়াত যাৰ দ্বাৰা
অনুমান কাৰ্য সফলভাৱে সম্পাদিত কৰা হয়
তাকে হেতুপদ বা লিংগ বোলা হয়। এই
প্ৰক্ৰিয়াত পক্ষপদটো উদ্দেশ্য, সাধ্যপদটো
বিধেয়কৰণে ব্যৱহৃত হয় আৰু হেতুপদৰ জৰিয়তে

পক্ষপদ আৰু সাধ্যপদৰ মাজত সম্পর্ক নিৰ্ণয় কৰা হয়। ওপৰোক্ত উদাহৰণটোত ‘ধোঁৱা’ হ'ল হেতুপদ যাৰ সহায়ত ‘পৰ্বত’ অৰ্থাৎ পক্ষপদ আৰু ‘জুই’ অৰ্থাৎ সাধ্যপদৰ মাজত সম্পর্ক স্থাপন সন্তুষ্টি হৈছে। সেয়ে ন্যায় অনুমানত হেতুপদৰ ভূমিকা অপৰিহাৰ্য।

ন্যায় অনুমানত অনুমান প্ৰক্ৰিয়া সম্পৰ্ক হ'বলৈ অন্ততঃ তিনিটা বচন বা অবয়বৰোপ প্ৰয়োজন। অনুমানৰ অবয়বক কেন্দ্ৰ কৰি মতভেদে গোৱা যায় যদিও পৰম্পৰাগতভাৱে স্বীকৃত পাঁচটা অবয়বৰ ধাৰণাই বহুলভাৱে প্ৰচলিত। পাঁচটা বচনৰ দ্বাৰা গঠিত ন্যায় অনুমানৰ প্ৰণালীক পঞ্চাবয়ব ন্যায় বুলি জনা যায়। ন্যায়ৰ এই পাঁচটা অবয়ব যথাক্রমে— প্ৰতিজ্ঞা, হেতু, উদাহৰণ, উপনয় আৰু নিগমন বা সিদ্ধান্ত। এই পঞ্চাবয়ব ন্যায়ৰ বৈশিষ্ট্য এয়ে যে এই অনুমানৰ জৰিয়তে আকাৰগত আৰু বস্তুগত সত্য উভয়কেই লাভ কৰিব পাৰি।

অনুমানৰ গঠনমূলক দিশটোৰ দৰে ইয়াৰ বৈধতাৰ দিশটোও অনুমানৰ অপৰিহাৰ্য বিষয়। অনুমান প্ৰক্ৰিয়াটো বৈধ বুলি গৃহীত হ'বলৈ সাধ্যপদ আৰু হেতুপদৰ মাজৰ সাৰ্বিক সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰে। সাধ্যপদ আৰু হেতুপদৰ মাজত থকা নিয়ত, অব্যৱহিত সম্বন্ধকেই ব্যাপ্তি বোলা হয়। এই সম্বন্ধৰ কোনো বিকল্প বা ব্যতিক্ৰম নাই। আক্ষৰিক অৰ্থত ব্যাপ্তি মানে হ'ল বিস্তৃত কৰণ বা ব্যাপকতা। অনুমানৰ ক্ষেত্ৰত ব্যাপ্তি হ'ল সাধ্য আৰু হেতুপদৰ মাজৰ অনিবার্য সম্পর্ক। উদাহৰণ স্বৰূপে, ‘পৰ্বতত

জুই আছে’ বচনটো অনুমান কৰো। ‘পৰ্বতটোত ধোঁৱা আছে’ বচনটোৰ সহায়ত। ইয়াত বচনটোৰ সাধ্যপদ ‘জুই’ আৰু হেতুপদ ‘ধোঁৱা’ৰ মাজত অনিবার্য সম্পর্ক পৰিলক্ষিত হয়। এই সম্বন্ধকে ব্যাপ্তি বোলা হয় আৰু ব্যাপ্তি জ্ঞান অবিহনে অনুমান প্ৰক্ৰিয়া সন্তুষ্টি হ'ব নোৱাৰে। সাৰ্থকভাৱে ব্যাপ্তি সম্পৰ্ক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ন্যায় দৰ্শনে ছয়টা নিৰ্দিষ্ট স্তৰৰ বিষয়ে উল্লেখ কৰিছে। সেই ছয়টা স্তৰ হ'ল— অঘয়, ব্যতিৰেক, ব্যভিচাৰাগ্রহ, উপাধিনিৰাস, তৰ্ক আৰু সামান্য লক্ষণ।

ন্যায় অনুমানৰ তকীয় ভিত্তি হিচাপে ব্যাপ্তিক স্বীকৃতি দিয়া হয় যদিও অনুমানৰ নিশ্চিত সিদ্ধান্তত উপনীত হ'বলৈ পক্ষধৰ্মতাৰ গুৰুত্বও উল্লেখযোগ্য। কিয়নো ই ন্যায় অনুমানৰ মনস্তাত্ত্বিক ভিত্তি। অনুমান প্ৰক্ৰিয়া যথার্থৰূপত প্ৰস্তুত কৰিবলৈ হ'লৈ পক্ষধৰ্মতাৰো প্ৰয়োজন। ব্যাপ্তিত যিদিৰে হেতুপদটো সাধ্যপদৰ লগত সম্বন্ধযুক্ত হয় তেনেদেৰে পক্ষধৰ্মতাত হেতুপদটো পক্ষপদৰ লগত সম্বন্ধযুক্ত হয়। গতিকে অনুমানত পক্ষধৰ্মতাই পক্ষপদ আৰু হেতুপদৰ মাজত সম্বন্ধ থকা বচনক বুজায়। পক্ষধৰ্মতা অবিহনে কেৱল ব্যাপ্তি জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি অনুমানত নিশ্চিত সিদ্ধান্তত উপনীত হোৱা কঠিন। যেনে—

যতে ধোঁৱা থাকে তাতেই জুই থাকে
পৰ্বতটোত ধোঁৱা আছে
. পৰ্বতটোত জুই আছে।
এই অনুমান প্ৰণালীটোৰ দ্বিতীয় বচনটোত পক্ষপদ ‘পৰ্বত’ৰ লগত হেতুপদ ‘ধোঁৱা’ৰ সম্পৰ্ক

ঘটিছে। এই সম্পর্কই পক্ষধর্মতা, যাৰ অবিহনে, অৰ্থাৎ ‘পৰ্বতটোত ধোঁৱা আছে’ বচনটোৱ অবিহনে আমি পৰ্বতটোত জুই আছে বুলি সিদ্ধান্তত উপনীত হ’ব নোৱাৰে। গতিকে অনুমানৰ সাৰ্থক প্ৰয়োগৰ ক্ষেত্ৰত ব্যাপ্তিৰ লগতে পক্ষধর্মতাৰ ভূমিকাও উল্লেখযোগ্য।

7.2.4 অনুমানৰ শ্ৰেণীবিভাগ :

অনুমানক প্ৰধানকৈ তিনিটা শ্ৰেণীত বিভক্ত কৰা হয়। প্ৰথমতে উদ্দেশ্য অনুসৰি অনুমানক দুটা ভাগত বিভক্ত কৰা হৈছে, যাক জনা যায় স্বার্থানুমান আৰু পৰার্থানুমান বুলি। ব্যক্তিগত জ্ঞান লাভৰ উদ্দেশ্য যি অনুমান কৰা হয় তাক স্বার্থানুমান বোলে। উদাহৰণ স্বৰূপে, ‘পৰ্বতটোত জুই আছে কাৰণ ই ধোঁৱাযুক্ত।’ এই স্বার্থানুমানত নিজৰ সংশয় নিবৃত্তিৰহে প্ৰয়োজন থাকে আৰু উদ্দেশ্য থাকে নিজৰ জ্ঞান অৰ্জনৰ। গতিকে তেনে অনুমানত পৰম্পৰাগতভাৱে স্বীকৃত অনুমানৰ আটাইবোৰ অবয়ৰ প্ৰকাশৰ প্ৰয়োজন নাথাকে। স্বার্থানুমান ব্যক্তিগত প্ৰয়োজনত সাধিত হয় বাবে নিৰ্দিষ্ট নিয়মৰ সহায়ত সিদ্ধান্ত সাধ্যস্ত কৰিবলগীয়া নহয়। ইয়াত অনুমানৰ নিয়মাবলীক সাকাৰ ভাৱে পদে পদে অনুসৰণ নকৰাকৈও জ্ঞান অৰ্জন সম্ভৱ হয়।

আনহাতে, অন্যলোকক বুজাৰলৈ যি অনুমান কৰা হয় তাক পৰার্থানুমান বোলে। আনক বুজাৰলৈ এই অনুমান কৰা হয় বাবে পৰম্পৰাগত পঞ্চবয়ৰ বা পাচেঁটা বচনৰ প্ৰকাশ ইয়াত জৰুৰী হৈ পৰে। উদাহৰণ স্বৰূপে—

- (1) পৰ্বতটোত জুই আছে। (প্ৰতিজ্ঞা)
 - (2) কাৰণ পৰ্বত ধোঁৱা আছে। (হেতু)
 - (3) যতে ধোঁৱা থাকে তাতে জুই থাকে, যেনে— ৰাঙ্গনিশাল (উদাহৰণ)
 - (4) পৰ্বতটোত ধোঁৱা আছে। (উপনয়)
 - (5) এতেকে, পৰ্বতটোত জুই আছে।
- (নিগমন)

পৰার্থানুমানত প্ৰকাশিত এই পাঁচটা অবয়ৰ মাধ্যমত অন্য ব্যক্তিৰ ওচৰত নিজৰ সিদ্ধান্ত যুক্তিসহ উপস্থাপন কৰা হয়। এয়াই পৰার্থানুমানৰ বৈশিষ্ট্য।

ব্যাপ্তি সম্পর্কৰ ওপৰত ভিত্তি কৰি ন্যায় অনুমানৰ দ্বিতীয় প্ৰকাৰ শ্ৰেণী বিভাজন কৰা হৈছে। এই বিভাজন অনুসৰি অনুমান তিনি প্ৰকাৰৰ— পূৰ্ববৎ অনুমান, শেষবৎ অনুমান আৰু সামান্যতোদৃষ্ট অনুমান। এই অনুমান সমূহৰ প্ৰথম দুটা কাৰ্য্যকাৰণ সম্পর্ক আৰু শেষৰটো সহায়স্থানৰ ওপৰত প্ৰতিষ্ঠিত। জ্ঞাত কাৰণৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত কাৰ্য্য সম্বন্ধে যি অনুমান কৰা হয়, সেই অনুমানক পূৰ্ববৎ অনুমান বোলে। উদাহৰণ স্বৰূপে, আকাশত ক'লা মেঘ দেখি বৰষুণ আহিব বুলি কৰা অনুমান। আকৌ জ্ঞাত কাৰ্য্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত কাৰণ সম্পর্কে যি অনুমান কৰা হয় তাকেই শেষবৎ অনুমান বোলা হয়। উদাহৰণ স্বৰূপে, পুৱা শুই উঠি তিতা চোতালখন দেখি অনুমান কৰা হয় যে আগনিশা বৰষুণ দিছিল। এই দুই প্ৰকাৰ অনুমানেই কাৰ্য্যকাৰণ সম্পর্কৰ ওপৰত নিৰ্ভৰশীল। আনহাতে, যি অনুমানত কাৰ্য্যকাৰণ

সম্বন্ধৰ ওপৰত নিৰ্ভৰ নকৰাকৈ পূৰ্বৰ অবিৰোধী অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি সামান্য বচন প্ৰতিষ্ঠা কৰা হয় তাক সামান্যতোদৃষ্ট অনুমান বোলা হয়। উদাহৰণ স্বৰূপে, অতীতত সকলো শিং থকা জন্মৰ ফটা খুৰাৰ অবিৰোধী অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বৰ্তমান দেখা শিং থকা জন্মৰ খুৰাও ফটা বুলি অনুমান কৰা হয়।

ব্যাপ্তি সম্বন্ধ স্থাপনৰ ওপৰত ভিত্তি কৰি অনুমানক আৰু তিনিটা ভাগত বিভক্ত কৰা হৈছে। সেইবোৰ হ'ল— কেৱলাঘৰী অনুমান, কেৱল ব্যতিৰেকী অনুমান আৰু অঘয়ী ব্যতিৰেকী অনুমান। যি অনুমান কেৱল অঘয়ী অৰ্থাৎ হেতুপদ আৰু সাধ্যপদৰ মাজত থকা সদৰ্থক সম্বন্ধৰ ভিত্তিত প্ৰতিষ্ঠিত হয় তাক কেৱলাঘৰী অনুমান বোলা হয়। উদাহৰণ স্বৰূপে—

সকলো উৎপন্ন দ্ৰব্য বিনাশশীল
বস্ত্ৰ হ'ল উৎপন্ন দ্ৰব্য
. বস্ত্ৰ হ'ল বিনাশশীল দ্ৰব্য।

আকো, যি অনুমান প্ৰক্ৰিয়াত ব্যাপ্তি সম্পর্ক কেৱল ব্যতিৰেকী দৃষ্টান্তৰ ওপৰত প্ৰতিষ্ঠিত হয় তাক কেৱল ব্যতিৰেকী অনুমান বোলা হয়। উদাহৰণ স্বৰূপে—

যি অন্য গ্ৰহসমূহৰ পৰা ভিন্ন নহয়, সি
স্থিতিশীল নহয়

সূৰ্য স্থিতিশীল
. সূৰ্য অন্য গ্ৰহৰ পৰা ভিন্ন।
অথবা,
কোনো জীৱহীন বস্ত্ৰ জৈৱিক নহয়
সকলো প্ৰাণী জৈৱিক

. . . সকলো প্ৰাণীৰ জীৱ আছে।

কেৱল ব্যতিৰেকী অনুমানৰ বৈশিষ্ট্য এয়ে যে ইয়াত সাধ্য আশ্রয় বাক্য নঞ্চৰ্থক বচন আৰু পক্ষ আশ্রয় বাক্য সদৰ্থক হোৱা সত্ত্বেও সিদ্ধান্ত সদায় সদৰ্থক স্বভাৱৰ হয়। অনুমানৰ আন এটা প্ৰকাৰ হ'ল অঘয়ী ব্যতিৰেকী অনুমান।

যি অনুমানত ব্যাপ্তি সম্পর্ক অঘয়ী আৰু ব্যতিৰেকী উভয় প্ৰকাৰ দৃষ্টান্তৰ সহায়ত নিৰ্ধাৰণ কৰা হয় তাক অঘয়ী ব্যতিৰেকী অনুমান বোলা হয়। যেনে—

সকলো ধোঁৰাযুক্ত বস্ত্ৰতে জুই আছে
পৰ্বতখনত ধোঁৰা আছে
. . . পৰ্বতখনত জুই আছে। (অঘয়ী দৃষ্টান্ত)
য'ত জুই নাই তাত ধোঁৰা নাই
পৰ্বতটোত ধোঁৰা আছে
. . . পৰ্বতটোত জুই আছে। (ব্যতিৰেকী দৃষ্টান্ত)

এই প্ৰকাৰ অনুমানত এবাৰ হেতুপদ আৰু সাধ্যপদৰ মাজত থকা সদৰ্থক আৰু এবাৰ নঞ্চৰ্থক দৃষ্টান্তৰ ওপৰত ভিত্তি কৰা হৈছে। এই দুই প্ৰকাৰ দৃষ্টান্তৰ জৰিয়তে একেটা সিদ্ধান্তই লাভ কৰা হয় যদিও সিদ্ধান্তৰ যথাৰ্থতা নিশ্চিত কৰাৰ উদ্দেশ্যে দুই ধৰণৰ দৃষ্টান্তৰ সহায় লোৱা হয়।

পাঠৰ মূলকথা :

ভাৰতীয় দৰ্শনৰ সুকীয়া জ্ঞানোৎপত্তি তত্ত্ব আছে। ইয়াত যথাৰ্থ সত্য জ্ঞানক ‘প্ৰমা’ বোলা হয়। এই প্ৰমা হ'ল সুনিশ্চিত, সংশয়মুক্ত, অভ্রান্ত জ্ঞান।

প্রমাণ হ'ল যথার্থ জ্ঞান অর্থাৎ প্রমাণের উৎস।
ভারতীয় তর্কশাস্ত্র অনুসরি প্রমাণ হ'ল যথার্থ
জ্ঞান অর্জনের সবাতোকে সুরক্ষিত উপায়।

ভারতীয় দর্শনত মুঠ ছয়বিধি প্রমাণক স্বীকৃতি
দিয়া হৈছে। সেইবোৰ হ'ল— (1) প্রত্যক্ষ, (2)
অনুমান, (3) উপমান, (4) শব্দ, (5) অর্থাপত্তি
আৰু (6) অনুপলক্ষি।

প্রমাণসমূহৰ ভিতৰত প্রত্যক্ষ প্রমাণক
আটাইবোৰ দার্শনিক সম্প্ৰদায়ে স্বীকৃতি দিছে।
প্রত্যক্ষ জ্ঞান স্বতন্ত্ৰ স্বভাৱৰ অর্থাৎ ই বৰ্তি
থাকিবলৈ আন কোনো জ্ঞানৰ আলম ল'বলগীয়া
নহয়।

সকলোবোৰ প্রমাণৰ ভিতৰত অনুমানৰ বিষয়ে
ভারতীয় জ্ঞানমীমাংসাত সৰ্বাধিক বিস্তাৰিত
আলোচনা হৈছে। একমাত্ৰ জড়বাদী চাৰ্বাক দর্শনৰ
বাহিৰে আন সকলোবোৰ সম্প্ৰদায়ে অনুমানক
যথার্থ প্রমাণকপে স্বীকৃতি দিয়ে। অনুমানত জ্ঞাত
সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত সত্যলৈ আগবঢ়া
হয়। গতিকে প্ৰকৃতিগত দিশৰ পৰা ই স্বতন্ত্ৰ
স্বভাৱৰ নহয়। ই প্ৰাথমিকভাৱে প্রত্যক্ষ জ্ঞানৰ
ওপৰত নিৰ্ভৰ কৰে বাবে অনুমান হ'ল পৰোক্ষ
বা ব্যৱহৃত জ্ঞান।

ভারতীয় দর্শনৰ প্রতিটো সম্প্ৰদায়ৰ নিজস্ব
জ্ঞানোৎপত্তি তত্ত্ব থকা দেখা যায় যদিও তাৰ
ভিতৰত ন্যায় দর্শনতেই প্ৰমা আৰু প্ৰমাণ
সম্পর্কে সৰ্বাধিক বিস্তাৰিত তথা সুক্ষ্মাতিসুক্ষ্ম
আলোচনা কৰা দেখা যায়। এনেবোৰ কাৰণতেই
ন্যায় দর্শন প্ৰমাণ শাস্ত্ৰ নামেৰেও খ্যাত।

অনুশীলনী

1. খালী ঠাই পূৰণ কৰা :

- (a) ভাৰতীয় দর্শনত যথার্থ জ্ঞানক ——
বোলা হয়।
- (b) ভাৰতীয় দর্শনত —— বিধি প্ৰমাণৰ
বিষয়ে উল্লেখ আছে।
- (c) চাৰ্বাক দৰ্শনে ——কহে যথার্থ জ্ঞানৰ
একমাত্ৰ উৎস ৰাপে স্বীকাৰ কৰে।
- (d) ন্যায় দৰ্শনে —— বিধি প্ৰমাণত বিশ্বাস
কৰে।
- (e) —— হ'ল অনুমানৰ তকীয় ভিত্তি।

2. চমু উত্তৰ দিয়া :

- (a) প্ৰমা মানে কি?
- (b) প্ৰমাণ কাক বোলে?
- (c) ভাৰতীয় দৰ্শনে স্বীকৃতি দিয়া প্ৰমাণসমূহ
কি কি?
- (d) অলৌকিক প্রত্যক্ষৰ প্ৰকাৰসমূহ উল্লেখ
কৰা।
- (e) পৰার্থানুমানৰ কেইটা অৱয়ব থাকে আৰু
সেইকেইটা কি?

3. সংজ্ঞা দিয়া :

- (a) প্ৰমা
- (b) প্ৰমাণ
- (c) লৌকিক প্রত্যক্ষ
- (d) শেষবৎ অনুমান
- (e) পূৰ্ববৎ অনুমান
- (f) ব্যাপ্তি

4. পার্থক্য নিৰ্ণয় কৰা :

- (a) লৌকিক আৰু অলৌকিক প্রত্যক্ষ

(b) স্বার্থানুমান আৰু পৰাস্বার্থানুমান

৫. শুদ্ধাশুদ্ধ নিৰ্ণয় কৰা :

- (a) চাৰ্বাক দৰ্শনে বৈধ প্ৰমাণ হিচাপে প্ৰত্যক্ষ
আৰু অনুমান উভয়কে স্বীকাৰ কৰে।
- (b) প্ৰত্যক্ষ স্বতন্ত্ৰ স্বত্বাৰ জ্ঞান।
- (c) যোগজ প্ৰত্যক্ষ যিকোনো ব্যক্তিয়েই
লাভ কৰা সম্ভৱ।
- (d) নিৰ্বিকল্প প্ৰত্যক্ষত বস্তুৰ নাম, গুণ আদিৰ
লগত যুক্ত নোহোৱাকৈ কেৱল বস্তুৰ
অস্তিত্বহে প্ৰত্যক্ষ কৰা হয়।
- (e) সকলোবোৰ ভাৰতীয় দাশনিক সম্প্ৰদায়ে

বৈধ প্ৰমাণৰূপে অনুমানক স্বীকাৰ
কৰিছে।

- (f) অনুমান পৰোক্ষ বা ব্যৱহৃত জ্ঞান।
- (g) ন্যায় অনুমানত চাৰিটা পদ থাকে।
- (h) পৰাস্বার্থানুমানত পাঁচটা অবয়ব প্ৰকাশ
কৰা হয়।
- (i) হেতুপদৰ জৰিয়তে পক্ষপদ আৰু
সাধ্যপদৰ সম্পর্ক নিৰ্ণয় কৰা হয়।
- (j) স্বার্থানুমান আনক প্ৰত্যয় নিয়াবলৈ কৰা
অনুমান।

* * *

অষ্টম খণ্ড

প্রথম অধ্যায়

বাস্তুরবাদ (Realism)

8.1.1

জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পর্কৰ ফলশ্রুতিত জ্ঞানৰ উৎপত্তি হয়। যিজনে জ্ঞান আহৰণ কৰে তেওঁ হ'ল জ্ঞাতা। আকৌ জ্ঞাতাই যি বস্তুক জানে সেয়া হ'ল জ্ঞেয়। মুঠতে দেখা যায় জ্ঞান উৎপত্তি হ'বলৈ হ'লে আমাক দুটা বস্তুৰ প্ৰয়োজন হয়। সেয়া হ'ল ক্ৰমে জ্ঞাতা আৰু জ্ঞেয়। জ্ঞাতা হ'ল জ্ঞানৰ বিষয়ী আৰু জ্ঞেয় হ'ল জ্ঞানৰ বিষয়। এতিয়া প্ৰশ্না হ'ল জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি কি? এই প্ৰশ্নটোৰ উত্তৰ সাপেক্ষে জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় আলোচনা প্ৰসংগত দৰ্শনত দুটা প্ৰধান মতবাদৰ উল্লেখ পোৱা যায়। সেয়া হ'ল ক্ৰমে বাস্তুরবাদ আৰু ভাৱৰবাদ।

জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ মন নিৰপেক্ষ অস্তিত্ব আছে বুলি সাব্যস্ত কৰা হয় তাক বাস্তুরবাদ বোলে।

জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সন্দৰ্ভত সততে প্ৰশ্ন উৰ্থাপন হয় এই যে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে নে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল। এই প্ৰসংগত বাস্তুরবাদৰ সমৰ্থকসকলে সাব্যস্ত কৰিছে যে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে। অৰ্থাৎ জ্ঞানৰ বিষয়বস্তুৰ

অস্তিত্ব কোনো মনৰ ওপৰত নিৰ্ভৰ নকৰে। গতিকে দেখা যায় যে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ দ্বাৰা নিৰ্বাপিত নহয়। আমি জানো বা নাজানো বস্তু এটা বস্তু হিচাপে স্বতন্ত্ৰভাৱে অস্তিত্বশীল হৈ থাকিব। আমি জানিলৈও বস্তুটো থাকিব আৰু নাজানিলৈও বস্তুটো থাকিব।

জন লক, হোল্ট, পেৰী, আলেকজেণ্ডাৰ, জি ই মুৰ, ৰাচেল আদি দার্শনিকসকল হ'ল বাস্তুরবাদৰ সমৰ্থক। এওঁলোকৰ মতে, জ্ঞানৰ ওপৰত জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰ নকৰে। উদাহৰণস্বৰূপে কোনো এজন ব্যক্তিয়ে গুৱাহাটীত থকা শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ নেদেখিব পাৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সেই ব্যক্তিজনে নেদেখাৰ বাবে কলাক্ষেত্ৰৰ অস্তিত্ব নাই। অৰ্থাৎ কোনোৰাই নেজানিলৈও বস্তু হিচাপে বস্তুসমূহৰ অস্তিত্ব আছে। আমি নাজানো কাৰণে কোনো এটা বস্তু নাই বুলি কোৱাৰ কোনো যুক্তি নাই। বাস্তুরবাদীসকলৰ মতে, জ্ঞানৰ বিষয়বস্তু সদায় মনৰ বাহিৰত স্বতন্ত্ৰভাৱে থাকে। বাস্তুরবাদ অনুসৰি সাব্যস্ত কৰা হৈছে যে বস্তুৰ অস্তিত্ব জ্ঞানৰ দ্বাৰা নিৰ্বাপিত নহয়। ইয়াৰ বিপৰীতে বাস্তুরবাদী সকলে সাব্যস্ত কৰিছে যে জ্ঞান বস্তুৰ

দ্বাৰা নিয়ন্ত্ৰিত হয়। জ্ঞানৰ বিষয়বস্তুৰ যদি স্বতন্ত্ৰ সত্ত্ব নাথাকে তেন্তে কোনো জ্ঞান সত্ত্বৰ হ'ব নোৱাৰে। বাস্তৱবাদৰ সমৰ্থকসকলে উল্লেখ কৰিছে যে জ্ঞানৰ লগত বস্তুৰ কোনো অন্তৰ্নিহিত সম্পর্ক নাই। জ্ঞানৰ অসংখ্য বিষয় আছে আৰু সেয়েহে বিভিন্ন বস্তু সম্পর্কে আমাৰ বেলেগ বেলেগ জ্ঞান হয়। গতিকে সকলো বস্তুৰে স্বতন্ত্ৰ অস্তিত্ব আছে।

8.1.2 বাস্তৱবাদৰ বৈশিষ্ট্য :

জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় মতবাদ হিচাপে বাস্তৱবাদৰ কেতোৰ বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যসমূহে ভেয় বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় মতবাদ হিচাপে বাস্তৱবাদক এক স্বকীয়তা প্ৰদান কৰিছে। বাস্তৱবাদৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল এনেধৰণৰ—

- (1) বাস্তৱবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে। অৰ্থাৎ, জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো বস্তুৰ ওপৰত নিৰ্ভৰ নকৰে। নিজস্ব গুণেৰে সৈতে বস্তু বাহ্যিক জগতত অস্তিত্বশীল হৈ থাকে। নিজৰ অস্তিত্বৰ বাবে ই কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে। অৰ্থাৎ, জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব অন্যনিৰপেক্ষ।
- (2) জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কোনো প্ৰকাৰে মনৰ ওপৰত নিৰ্ভৰ নকৰে। জ্ঞান আহৰণৰ ক্ষেত্ৰত মনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মনে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব নিৰ্বাপণ কৰে। মনৰ লগত কোনো ধৰণৰ সম্বন্ধ নথকাকৈও

বস্তু স্বতন্ত্ৰভাৱে অস্তিত্বশীল হৈ থাকিব পাৰে।

- (3) বাস্তৱবাদীসকলৰ মতে জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজত কোনো অন্তৰ্নিহিত সম্পর্ক নাই। জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজৰ সম্পর্ক সম্পূৰ্ণ বাহ্যিক। যিহেতু জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ মননিৰপেক্ষ অস্তিত্ব আছে, সেয়েহে জ্ঞান আৰু জ্ঞানৰ বিষয়বস্তুৰ মাজত কোনো অন্তৰ্নিহিত সম্পর্ক নাই।
- (4) বাস্তৱবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰ্বাপিত নহয়। অৰ্থাৎ কোনোবাই জনা বা নজনাৰ ওপৰত জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰ্ভৰ নকৰে। উদাহৰণ স্বৰূপে কোনো এজন মানুহে গুৱাহাটী বিশ্ববিদ্যালয় দেখা নাই। সেই মানুহজনে গুৱাহাটী বিশ্ববিদ্যালয় নেদেখা বাবেই গুৱাহাটী বিশ্ববিদ্যালয় নাই বুলি ক'ব নোৱাৰিব। কোনোবাই দেখক বা নেদেখক, জানক বা নাজানক এখন বিশ্ববিদ্যালয় হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় আছে আৰু থাকিব। জ্ঞানৰ বিষয়বস্তু হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অস্তিত্ব কোনো জ্ঞানৰ ওপৰত নিৰ্ভৰশীল নহয়। অৰ্থাৎ জ্ঞানৰ দ্বাৰা জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব নিৰ্বাপিত নহয়।
- (5) বাস্তৱবাদীসকলৰ মতে মনৰ বাহ্যিকত এখন স্বতন্ত্ৰ জগত আছে। অৰ্থাৎ বিভিন্ন বস্তুৰে পৰিপূৰ্ণ এই জগতখন কোনো প্ৰকাৰে মনৰ ওপৰত নিৰ্ভৰশীল নহয়। বস্তুময় এই

জগতখনৰ প্রতিটো বস্তু মনৰ বাহিৰত
স্বতন্ত্ৰভাৱে থাকে। মনৰ লগত বস্তুৰ সম্পর্ক
ঘটক বা নঘটক, ই বস্তুৰ অস্তিত্বক কোনো
ধৰণে প্ৰভাৱিত নকৰে। গতিকে মনৰ বাহিৰত
এখন স্বতন্ত্ৰ বস্তুময় জগত আছে।

- (2) বিজ্ঞানসম্মত বাস্তুরবাদ (Scientific Realism)
- (3) নব্য-বাস্তুরবাদ (Neo-Realism)
- (4) নব্য-সবিচাৰ-বাস্তুরবাদ (Neo-Critical-Realism)

অনুশীলনী

1. উত্তৰ দিয়া :

 - (a) বাস্তুরবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ
মননিৰপেক্ষ অস্তিত্ব আছে। এই ক্ষেত্ৰত সকলো
বাস্তুৰবাদী একমত। কিন্তু বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব
সাপেক্ষে বস্তুৰ কিমানখিনি স্বতন্ত্ৰতা আছে আৰু
এই ক্ষেত্ৰত বাস্তুৰবাদৰ সমৰ্থকসকলৰ মাজত
মতবিৰোধ আছে। এই প্ৰসংগত উল্লেখ কৰিব
পাৰি যে সকলোবোৰ বস্তুৰে দুটা দিশ আছে।
সেয়া হ'ল ক্ৰমে দ্রব্যত্ব আৰু গুণ। দ্রব্যত্বৰ ফালৰ
পৰা জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰতাক সকলো
বাস্তুৰবাদীয়ে মানি লৈছে। কিন্তু দ্রব্যক আশ্রয়
কৰি থকা গুণবোৰৰ স্বৰূপ সন্দৰ্ভত বাস্তুৰবাদৰ
সমৰ্থকসকলে ভিন্ন মত ব্যক্ত কৰিছে। ইয়াৰ
ফলশ্ৰুতিত বাস্তুৰবাদৰ বিভিন্ন প্ৰকাৰৰ সৃষ্টি হৈছে।
বাস্তুৰবাদৰ বিভিন্ন প্ৰকাৰবোৰ হ'ল—
 - (b) বাস্তুৰবাদ প্ৰকাৰ কেইটা আৰু কি কি ?
 - (c) তিনিজন বাস্তুৰবাদী দার্শনিকৰ নাম
লিখা ?

2. চমু উত্তৰ দিয়া :

 - (a) বাস্তুৰবাদ কি ?
 - (b) বাস্তুৰবাদ প্ৰকাৰ কেইটা আৰু কি কি ?
 - (c) তিনিজন বাস্তুৰবাদী দার্শনিকৰ নাম
লিখা ?

3. জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় মতবাদ
হিচাপে বাস্তুৰবাদ সম্পর্কে আলোচনা কৰা।
4. বাস্তুৰবাদৰ বৈশিষ্ট্য কি কি ? আলোচনা কৰা।

(1) সৰল বাস্তুৰবাদ (Naive Realism)

* * *

দ্বিতীয় অধ্যায়

ভারবাদ (Idealism)

8.2.1

জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় মতবাদ। হিচাপে ভারবাদ এক উল্লেখযোগ্য মতবাদ। গ্ৰীক দার্শনিক প্লেটো, বাৰ্কলি, হেগেল, ইমানুৱেল কাণ্ট আদি দার্শনিকসকল ভারবাদৰ সমৰ্থক। ঐতিহাসিক দৃষ্টিকোণৰ পৰা গ্ৰীক দার্শনিক প্লেটোক ভারবাদৰ প্ৰৱৰ্তক বুলি ক'ব পাৰি। ভারবাদীসকলৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ ফলক্ষণতি জ্ঞানৰ উৎপত্তি হয়। ভারবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ, মননিবপেক্ষ অস্তিত্ব নাই। কিয়নো যি বস্তু মননিবপেক্ষ অৰ্থাৎ যি বস্তুৰ মনৰ লগত কোনো সম্বন্ধ নাই তাক মনে কোনোপদ্যে জানিব নোৱাৰে। জ্ঞানৰ বিষয়বস্তুৰ স্বৰূপ সম্পৰ্কীয় যি মতবাদ অনুসৰি জ্ঞেয়ৰ বস্তুৰ স্বতন্ত্ৰ, মননিবপেক্ষ অস্তিত্ব অস্বীকাৰ কৰা হয় তাক ভারবাদ বুলি কোৱা হয়।

ভারবাদ অনুসৰি সকলো বস্তু মনৰ ওপৰত নিৰ্ভৰশীল। জ্ঞানৰ বিষয়বস্তুৰ নিজস্ব গুণেৰে সৈতে জ্ঞাতা মনৰ ওপৰত নিৰ্ভৰশীল। গতিকে ভারবাদীসকলৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত অবিচ্ছেদ্য সম্বন্ধ আছে। এওঁলোকৰ মতে মনৰ ধাৰণাৰ বাহিৰে একো নাই। মনৰ বাহিৰত বাহ্যিক জগতখনৰ স্বতন্ত্বতা নাই। ভারবাদীসকলৰ মতে, মন বা আত্মাই হ'ল পৰম সত্ত্ব। সকলো

বস্তু মনৰ ভিতৰত থাকে।

দার্শনিক প্লেটোৰ দিনৰে পৰা ভারবাদে আধ্যাত্মিকতাৰ পৃষ্ঠপোষকতা কৰি আহিছে। এই ফালৰ পৰা ভারবাদীসকলে জগতখনক মন বা আত্মাৰ বিস্তৃতি বুলি ভাৰে। জ্ঞানতাত্ত্বিক দিশৰ পৰভাৰবাদীসকলে মন বা চিন্তাৰ জগতক অধিক যথাৰ্থতা প্ৰদান কৰিছে। সেয়েহে ভারবাদীসকলে সাব্যস্ত কৰিছে যে মনেই সত্তা, বস্তু মনৰ এক উপবস্তুহে। এই বিশ্বজগত স্বয়ংসম্পূৰ্ণ নহয়। ভারবাদীসকলে বিশ্ব পৰিক্ৰমাৰ অন্তৰালত এক আভ্যন্তৰীণ ঐক্যত বিশ্বাস কৰে।

8.2.2 ভারবাদৰ বৈশিষ্ট্য :

জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্পৰ্কীয় মতবাদ হিচাপে ভারবাদৰ কেতোৰ বিশেষ বৈশিষ্ট্য আছে। সেইবোৰ হ'ল এনেধৰণৰ—

- (1) ভারবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল। ভারবাদীসকলৰ মতে জ্ঞানৰ বিষয়বস্তুৰ মননিবপেক্ষ স্বতন্ত্ৰ অস্তিত্ব নাই। যিবোৰ বস্তুক আমাৰ মনে জানিব নোৱাৰে তেনেবোৰ বস্তুৰ অস্তিত্বক ভারবাদীসকলে যথাৰ্থ বুলি বিবেচনা নকৰে।
- (2) ভারবাদৰ সমৰ্থকসকলৰ মতে বস্তুতকৈ মনৰ প্ৰাধান্য বেছি। কিয়নো জাগতিক

- বস্তুবোৰ অস্তিত্ব মনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এওঁলোকৰ মতে, মনৰ অস্তিত্ব অবিহনে বাহ্যিক জগতখন পোৱা নাযায়। ভাৰবাদীসকলৰ মতে, এক চৈতন্য মনৰ অবিহনে বাহ্যিক জগতখনৰ অস্তিত্ব সম্ভৱ নহয়।
- (3) ভাৰবাদীসকলৰ চিন্তাধাৰা সম্পূর্ণৰূপে উদ্দেশ্যধৰ্মী। অৰ্থাৎ ভাৰবাদীসকলৰ চিন্তাধাৰাৰ অন্তৰালত এখন উদ্দেশ্যধৰ্মী জগত আছে। এই উদ্দেশ্যধৰ্মী জগতখন হ'ল যি প্ৰকৃতিগতভাৱে আধ্যাত্মিক। উদ্দেশ্যধৰ্মী জগতখন নিত্য, শ্঵াস্ত, নিৰস্তৰ আৰু অবিনশ্বৰ।
- (4) ভাৰবাদে ঈশ্বৰ, আত্মা, মন আদিৰ অস্তিত্বক বিশ্বাস কৰে। ভাৰবাদীসকলে ঈশ্বৰ, আত্মা, মন আদিক সত্ত্ব বুলি গণ্য কৰে। ভাৰবাদ অনুসৰি ঈশ্বৰ জগতৰ পৰা বিচ্ছিন্ন নহয়। পৰম সত্ত্ব হিচাপে ঈশ্বৰ জগত প্ৰক্ৰিয়াৰ মাজতে ব্যাপ্ত। ঈশ্বৰেই হ'ল এই বিশ্বজগতৰ মূল লক্ষ্য আৰু চালিকা শক্তি।
- (5) ভাৰবাদীসকলে প্ৰমূল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰবাদৰ সমৰ্থকসকলে নৈতিক প্ৰমূল্যবোৰৰ এক বস্তুনিষ্ঠ ভিত্তি আগবঢ়ায়। এই ফালৰ পৰা ভাৰবাদীসকলে সাব্যস্ত কৰে যে প্ৰমূল্যবোৰ ব্যক্তি অথবা সামাজিকতাৰ উৰ্ধৰত। এওঁলোকৰ মতে, আত্মজ্ঞানেই হ'ল পৰম প্ৰমূল্য, বাকী সকলোৰ প্ৰমূল্য ইয়াৰ অধীন। ভাৰবাদীসকলে বিশ্বাস কৰে যে ব্যক্তিয়ে
- হ'ল নৈতিক কৰ্তা যি প্ৰমূল্য আৱিষ্কাৰ কৰিব পাৰে।
- (6) ভাৰবাদীসকলে মানৰ অস্তিত্বৰ গুৰুত্ব স্বীকাৰ কৰে। মানুহেই হ'ল জগতৰ কেন্দ্ৰবিন্দু, মানুহক বাদ দি কোনো কথা ভাৰব নোৱাৰিব। যদিও মানুহ এই জগত প্ৰক্ৰিয়াৰে অংশ, তথাপি মানুহ আধ্যাত্মিক জীৱ। কিয়নো মানুহক জড় বস্তুলৈ ৰূপান্তৰ কৰিব নোৱাৰিব।
- ### 8.2.3 ভাৰবাদৰ প্ৰকাৰ :
- সকলোৰোৰ ভাৰবাদীয়ে স্বীকাৰ কৰে যে জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল। কিন্তু জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব ব্যক্তি মনৰ ওপৰত নিৰ্ভৰশীল নে পৰম মনৰ ওপৰত নিৰ্ভৰশীল এই ক্ষেত্ৰত ব্যাখ্যাৰ তাৰতম্য অনুসৰি ভাৰবাদৰ বিভিন্ন প্ৰকাৰ পোৱা যায়। সেইবোৰ হ'ল ক্ৰমে এনে ধৰণৰ—
- (1) আত্মাগত ভাৰবাদ
(Subjective Idealism)
 - (2) বস্তুগত ভাৰবাদ
(Objective Idealism)
 - (3) অৱভায়িক ভাৰবাদ
(Phenomenalistic Idealism)
- ### অনুশীলনী
1. উত্তৰ দিয়া :
- (a) ভাৰবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ অস্তিত্ব আছে / নাই।

- (b) ভাৰবাদ অনুসৰি জ্ঞানৰ দ্বাৰা জ্ঞানৰ
বিষয়বস্তুৰ অস্তিত্ব নিৰ্মিত হয় / নহয়
- (c) ভাৰবাদে মনৰ প্ৰাধান্যতা স্থীকাৰ কৰে/
নকৰে।
2. চমু উত্তৰ দিয়া :
(a) ভাৰবাদ কি ?
- (b) ভাৰবাদৰ প্ৰকাৰ কেইটা আৰু কি কি ?
3. পাৰ্থক্য লিখা :
বাস্তৱবাদ আৰু ভাৰবাদ।
4. জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সমন্বীয় মতবাদ
হিচাপে ভাৰবাদ সম্পর্কে আলোচনা কৰা।
5. ভাৰবাদৰ বৈশিষ্ট্য কি কি ? আলোচনা কৰা।

* * *